

# হিচাপ শাস্ত্র

লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠন আৰু অংশীদাৰী হিচাপ

## প্ৰথম খণ্ড

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুঁথি



অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঠ্যপুঁথিৰ আধাৰত

## প্রথম অধ্যায়

# লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনৰ হিচাপকৰণ

## ACCOUNTING FOR NOT FOR-PROFIT ORGANISATION

### শিকাব উদ্দেশ্য :

এই অধ্যায়ত তোমালোকে তলৰ বিষয়বোৰ  
জনিব পাৰিবা :

- লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনৰ  
হিচাপকৰণৰ অৰ্থ আৰু বৈশিষ্ট্যবোৰৰ  
ব্যাখ্যা
- লাভ অর্জনৰ উদ্দেশ্য নথকা প্রতিষ্ঠানৰ  
হিচাপকৰণৰ পৰিচয়, প্ৰয়োজন আৰু  
প্ৰকৃতি, আদি।
- এই প্রতিষ্ঠানবোৰ প্ৰস্তুত কৰা মূল বিশ্বীয়  
বিবৃতিসমূহৰ তালিকা আৰু ইহাত প্ৰকৃতিৰ  
ব্যাখ্যা।
- প্ৰাপ্ত তথ্যৰ পৰা প্ৰাপ্তি-পৰিশোধ হিচাপ  
প্ৰস্তুত কৰা।
- প্ৰাপ্তি-পৰিশোধ হিচাপ আৰু অতিৰিক্ত  
তথ্যৰ পৰা আয়-ব্যয় হিচাপ প্ৰস্তুত কৰাৰ  
প্ৰক্ৰিয়াৰ ব্যাখ্যা।
- প্ৰাপ্তি-পৰিশোধ হিচাপ আৰু আয়-ব্যয়  
হিচাপৰ পাৰ্থক্য।
- প্ৰাপ্তি-পৰিশোধ হিচাপ আৰু প্ৰাসংগিক  
অতিৰিক্ত তথ্যৰ পৰা আয়-ব্যয় হিচাপ  
আৰু উন্নতপত্ৰ প্ৰস্তুত কৰা।
- প্ৰাপ্তি আৰু পৰিশোধত ব্যৱহাৰ হোৱা  
কিছুমান নিৰ্দিষ্ট বিষয়ৰ প্ৰয়োগ আৰু  
ব্যাখ্যা। যেনে : সদস্যৰ বৰঙণিত বিশেষ  
পুঁজি, ইচ্ছা পত্ৰ (legacy)

কিছুমান সংগঠন আছে যিবোৰে ইয়াৰ সদস্যসকলক  
বা জনসাধাৰণক সেৱা আগবঢ়াবৰ বাবে গঠন কৰা হয়।  
সংঘ, দাতব্য প্রতিষ্ঠান, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান, বাণিজ্যিক  
সংঘ, কল্যাণকাৰী সমাজ আৰু কলা আৰু কৃষি বিকাশ  
সমাজ আদি এই সংগঠনৰ অন্তৰ্ভুক্ত। এই সংগঠনবোৰৰ  
মুখ্য উদ্দেশ্য সেৱা আগবঢ়োৱাহে, আন ব্যৱসায়ৰ দৰে  
লাভ অর্জনৰ উদ্দেশ্য নহয়। সাধাৰণতে, এনে সংগঠন  
কোনো ব্যৱসায়িক কাম-কাজত লিপ্ত নহয়। এই সংগঠনবোৰ  
ন্যাসৰক্ষীৰ দ্বাৰা পৰিচালিত হয় আৰু সংগঠনৰ উদ্দেশ্যসমূহ  
কাৰ্য্যৱাপ্যণ কৰোতে সংগৃহিত পুঁজিৰ ব্যৱহাৰৰ বাবে  
তেওঁলোক সদস্যসকল আৰু সমাজৰ ওচৰত দায়বদ্ধ হয়।  
সেয়েহে, তেওঁলোকে সঠিক হিচাপ ৰাখিব লাগে আৰু  
বিশ্বীয় বিবৃতি প্ৰস্তুত কৰিব লাগে। তেওঁলোকে প্ৰতিটো  
বছৰৰ অন্তত প্ৰতিটো হিচাপ বৰ্ষৰ বাবে প্ৰাপ্তি আৰু  
পৰিশোধ হিচাপ, আয়-ব্যয় হিচাপ আৰু উন্নত পত্ৰ প্ৰস্তুত  
কৰে।

এইটো এটা আইনগত ৰাধ্যবাধকতা আৰু ই  
তেওঁলোকক আয় আৰু ব্যয়ৰ হিচাপৰ এটা আনুমানিক  
আভাস লোৱাত সহায় কৰে। এইবোৰ ব্যৱসায়ী সংগঠনৰ  
পৰা সম্পূৰ্ণ পৃথক প্ৰকৃতিৰ। এই অধ্যায়ত আমি লাভৰ  
উদ্দেশ্য নথকা সংগঠনৰ হিচাপৰ বিষয়ে শিকিম।

### ১.১ লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনৰ অৰ্থ আৰু বৈশিষ্ট্য

লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠন বুলিলে সমাজ কল্যাণৰ কামবোৰত জড়িত সংগঠনবোৰক বুজায়। এই সংগঠনৰ লাভৰ উদ্দেশ্য নাথাকে কেৱল দাতব্য (charitable) অনুষ্ঠান হিচাবে প্ৰতিষ্ঠা কৰা হয়। এইবোৰৰ প্ৰধান উদ্দেশ্য হ'ল কোনো নিৰ্দিষ্ট শ্ৰেণীক বা জনসাধাৰণক সেৱা আগবঢ়োৱা। সাধাৰতে, এটা এনে সংগঠনে পণ্যবস্তু উৎপাদন, ক্ৰয় বা বিক্ৰয় নকৰে আৰু বাকী গেণদেন নাথাকে। সেয়েহে এই অনুষ্ঠানে ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে বহুত হিচাপ বহী ৰাখিব নালাগো। এই অনুষ্ঠানে ক্ৰয়-বিক্ৰয় আৰু লাভ-লোকচানৰ হিচাপ প্ৰস্তুত নকৰে। এই অনুষ্ঠানে সংগ্ৰহ কৰা পুঁজিবোৰ মূলধনী পুঁজি বা সাধাৰণ পুঁজিলৈ ক্ৰেডিট কৰা হয়। ইয়াৰ আয়ৰ প্ৰধান উৎসবোৰ হ'ল সদস্যসকলৰ বৰঙণি, দান, অনুদান, ইচ্ছাপত্ৰ, বিনিয়োগৰ পৰা হোৱা আয় আদি। এনে অনুষ্ঠানৰ হিচাপ ৰখাৰ প্ৰধান উদ্দেশ্য হ'ল আইনগত প্ৰয়োজন আৰু সংগৃহিত পুঁজিৰ ওপৰত নিয়ন্ত্ৰণ ৰখা। এনে সংগঠনে হিচাপ কালৰ (বিস্তীয় বৰ্ষৰ) শেষত বিস্তীয় বিবৃতি প্ৰস্তুত কৰিব লগা হয় আৰু আয় আৰু ব্যয় আৰু বিস্তীয় অবস্থা নিৰপণ কৰিব লাগে আৰু এইবোৰ সমিতিৰ পঞ্জীয়ক (Registrar of Societies) নামৰ বিধিগত কৰ্তৃপক্ষক দাখিল কৰিব লাগে।

#### এই সংগঠনৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল :

১. এই সংগঠনসমূহে কোনো এটা নিৰ্দিষ্ট শ্ৰেণী বা সমাজক সেৱা আগবঢ়াবৰ বাবে গঠন কৰা হয়। যেনে : শিক্ষা, স্বাস্থ্য যত্ন, বিনোদন, খেলা, আদি। এই ক্ষেত্ৰত কোনো জাতি, গোষ্ঠী বা ৰং আদি বিবেচনা কৰা নহয়। কাৰণ, এই অনুষ্ঠানৰ উদ্দেশ্য লাভ অর্জন কৰা নহয়, কেৱল ন্যূনতম খৰচ বা বিনা খৰচত সেৱা আগবঢ়োৱা।
২. এইবোৰ দাতব্য ন্যাস/সমিতি হিচাপে গঠন কৰা হয়। যিসকলে এই ন্যাস/সমিতিলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সদস্য বোলে।
৩. ইহঁতৰ কাম-কাজবোৰ সদস্যৰ দ্বাৰা নিৰ্বাচিত ব্যবস্থাপনা/কাৰ্যবাহী সমিতিৰ দ্বাৰা পৰিচালিত হয়।
৪. এনে অনুষ্ঠানৰ আয়ৰ প্ৰধান উৎস হ'ল — (i) সদস্যৰ বৰঙণি, (ii) দান, (iii) ইচ্ছাপত্ৰ (legacies), (iv) সাহায্য-অনুদান, (v) বিনিয়োগৰ পৰা হোৱা আয় আদি।
৫. বিভিন্ন উৎসৰ পৰা পোৱা টকা বা পুঁজি মূলধনী বা সাধাৰণ পুঁজিলৈ ক্ৰেডিট কৰা হয়।
৬. ব্যয়ৰ ওপৰত আয়ৰ অধিক হ'লে তেনে ৰাহি সদস্যসকলৰ মাজত বিতৰণ কৰা নহয়।
৭. লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনৰ সুনাম এইবোৰে সমাজক আগবঢ়োৱা সেৱাৰ ওপৰত নিৰ্ভৰ কৰে; প্ৰাহক বা মালিকৰ সন্তুষ্টিৰ ওপৰত নহয়।

8. এই সংগঠনৰ হিচাপৰ তথ্যবোৰ বিধিগত প্ৰয়োজন পূৰ্বাবৰ বাবে ৰখা হয় যাতে বৰ্তমান আৰু  
আগ্রহী বৰঙণি দাতাসকল সন্তুষ্ট হয়।

## 1.2 লাভৰ উদ্দেশ্য নথকা সংগঠনৰ হিচাপ লিখন

(Accounting for not for profit organisation) :

আগতে উল্লেখ কৰাৰ দৰে, এই অনুষ্ঠানবোৰ কোনো ব্যৱসায়িক কাম-কাজত জড়িত নহয়। এই  
অনুষ্ঠানবোৰ আয়ৰ প্ৰধান উৎসবোৰ হ'ল— সদস্যৰ বৰঙণি, দান, চৰকাৰৰ বিভৌয় সাহায্য আৰু  
বিনিয়োগৰ পৰা হোৱা আয় আদি। এই অনুষ্ঠানৰ বেছি ভাগ লেন-দেনেই নগদ বা বেংকৰ জড়িয়তে  
হোৱা। এই অনুষ্ঠানবোৰে সঠিক হিচাপ ৰখাটো আইনমতে প্ৰয়োজনীয় যাতে, ইয়াৰ পুঁজিৰ ব্যৱহাৰৰ  
ক্ষেত্ৰত উপযুক্ত নিয়ন্ত্ৰণ ৰাখিব পাৰি। সেয়েহে, এই অনুষ্ঠানবোৰে নগদ বহী ৰাখে য'ত সকলো নগদ  
প্ৰাপ্তি আৰু পৰিশোধ লিখা হয়। এইবোৰে অতিৰিক্ত এখন খতিয়ন ৰাখে য'ত সকলো আয়, ব্যয়  
সম্পত্তি আৰু দেনাৰ হিচাপ ৰখা হয় যাতে হিচাপ কালৰ শেষত বিভৌয় বিবৃতিবোৰ প্ৰস্তুত কৰা হয়। ইয়াৰ  
উপৰি, এনে সংগঠনে সকলো ভোগ্য সামগ্ৰী আৰু স্থায়ী সম্পত্তিৰ যাতে সম্পূৰ্ণ হিচাপ ৰাখিব পাৰি তাৰ  
বাবে এখন মজুত পণ্যৰ তালিকা বহী (stock register) ৰখা হয়।

এইবোৰে মূলধনৰ হিচাপ নাবাখে। অৱশ্যে মূলধনী পুঁজি বা সাধাৰণ পুঁজি হিচাপ ৰখা হয়। এই  
পুঁজি প্ৰাপ্তি আজীৱন সদস্যভুক্তি মাচুল, দান, ইচ্ছাপত্ৰ, বৰঙণি আদিৰ পৰা হোৱা বাহিৰ পৰা গঠন হয়।  
প্ৰকৃততে, এই প্ৰতিষ্ঠানৰ সুস্থ হিচাপ পদ্ধতি থকাটো বাঞ্ছনীয় যাতে সদস্যৰ পৰা পোৱা বৰঙণি আৰু  
অন্যান্য দানৰ পৰা প্ৰাপ্তি টকা আভাসাং বা অপব্যৱহাৰ নহয় সেইটো নিশ্চিত কৰিব পাৰি।

## চূড়ান্ত হিচাপ বা বিভৌয় বিবৃতিসমূহ (Final Account or Financial Statements) :

লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনে প্ৰতিটো হিচাপকালৰ শেষত বিভৌয় বিবৃতি প্ৰস্তুত কৰা  
প্ৰয়োজন। যদিও, এই সংগঠনসমূহ লাভৰ উদ্দেশ্যে গঠন নহয় আৰু ক্ৰয়-বিক্ৰয় হিচাপ আৰু লাভ-  
লোকচান হিচাপ প্ৰস্তুত কৰাৰ প্ৰয়োজন নাই, তথাপি এটা বছৰত হোৱা আয়ৰ সহায়ত আৰু সেই বছৰত  
হোৱা ব্যয়বোৰ কৰিবৰ বাবে যথেষ্ট হয়নে নহয় জনাটো প্ৰয়োজন। ইয়াৰ উপৰি, এই সংগঠনবোৰে ইয়াৰ  
সদস্য, দাতা বৰঙণি দাতা আৰু সমবায় পঞ্জীয়কৰ প্ৰয়োজনীয় বিভৌয় তথ্যৰ যোগান ধৰা প্ৰয়োজন। এই  
উদ্দেশ্যৰ বাবেই, এই সংগঠনবোৰে হিচাপ লিখি বছৰৰ শেষত চূড়ান্ত হিচাপবোৰ প্ৰস্তুত কৰা প্ৰয়োজন।  
এই হিচাপত সাধাৰণ নীতিসমূহ সম্পূৰ্ণভাৱে প্ৰয়োগ কৰিব পাৰি। লাভ অর্জন নকৰা প্ৰতিষ্ঠানে প্ৰস্তুত  
কৰা চূড়ান্ত হিচাপবোৰ তলত দিয়া হ'ল :

- (i) প্ৰাপ্তি আৰু পৰিশোধ হিচাপ (Receipts of Payments A/c)
- (ii) আয়-ব্যয় হিচাপ (Income & Expenditure A/c)

### (iii) ଉଦ୍‌ଭବ ପତ୍ର (Balance Sheet)

ଆଣ୍ଡି ଆରୁ ପରିଶୋଧ ହିଚାପ ହଲ୍ ନଗଦ ଆରୁ ବେଂକ ସମ୍ପର୍କୀୟ ଲେନଦେନର ମୂଳ ଅଂଶ ଆରୁ ଇ ଆଯ-ବ୍ୟାଯ ହିଚାପ ଆରୁ ଉଦ୍‌ଭବପତ୍ର ପ୍ରସ୍ତୁତ କରେତେ ସହାୟ କରେ । ଇଯାର ଉପରି, ଆଯ-ବ୍ୟାଯ ହିଚାପ ଆରୁ ଉଦ୍‌ଭବ ପତ୍ରର ଲଗତେ ଆଣ୍ଡି-ପରିଶୋଧ ହିଚାପୋ ସମିତିର ପଞ୍ଜୀୟକର (Registrar of Societies) ଓଚରତ ଦାଖିଲ କରାଟୋ ଆହିନ ମତେ ବାଧ୍ୟତାମୂଳକ ।

ଆଯ-ବ୍ୟାଯ ହିଚାପ, ବ୍ୟାରସାଯିକ ପ୍ରତିଷ୍ଠାନେ ପ୍ରସ୍ତୁତ କରା ଲାଭ-ଲୋକଚାନର ହିଚାପର ଦରେ ପ୍ରସ୍ତୁତ କରା ହୁଏ । ଆଣ୍ଡି ଆରୁ ପରିଶୋଧ ହିଚାପର ସହାୟତ ଆଯ-ବ୍ୟାଯ ହିଚାପ ଆରୁ ଉଦ୍‌ଭବପତ୍ର ପ୍ରସ୍ତୁତ କରା ହୁଏ । ଏହି ସଂଗଠନରୋବେ ଖତିଯାନରୋବ ଶୁଦ୍ଧତା ଜାନିବାଲୈ ଉଦ୍‌ଭବ ମିଲନ ପତ୍ରର ପ୍ରସ୍ତୁତ କରେ ଆରୁ ଇଯାର ସହାୟତ ଏହି ସଂଗଠନରୋବେ ଆଣ୍ଡି-ପରିଶୋଧ ହିଚାପ, ଆଯ-ବ୍ୟାଯ ହିଚାପ ଆରୁ ଉଦ୍‌ଭବପତ୍ର ପ୍ରସ୍ତୁତ କରାତ ସହାୟ କରେ । ଆଚଲତେ, ଯିବୋର ସଂଗଠନେ ଦିପ୍ରବିଷ୍ଟି ପଦ୍ଧତି ଅନୁସରଣ କରେ, ତେନେବୋର ପ୍ରତିଷ୍ଠାନେ ଖତିଯାନ ହିଚାପବୋବ ଶୁଦ୍ଧତା ଜାନିବାଲୈ ଉଦ୍‌ଭବ ମିଲନପତ୍ର ପ୍ରସ୍ତୁତ କରିବାଲୈ ଲାଗିବ ।

### 1.3 ଆଣ୍ଡି-ପରିଶୋଧ ହିଚାପ (Receipt and Payment Account) :

ଏହି ହିଚାପ ବଚରବ ଶେଷତ ନଗଦ ବହୀତ ଥକା ନଗଦ ଆଣ୍ଡି ଆରୁ ନଗଦ ପରିଶୋଧର ଓପରତ ଭିତ୍ତି କରି ପ୍ରସ୍ତୁତ କରା ହୁଏ । ଏହି ହିଚାପ ନଗଦ ଆରୁ ବେଂକ ଲେନଦେନର ବିଭିନ୍ନ ଶିତାନତ ଲିଖା ସଂକଷିପ୍ତ ଟୋକା । ଉଦାହରଣ ସ୍ଵର୍ଗପେ, ବିଭିନ୍ନ ତାରିଖତ ସଦସ୍ୟସକଳର ପବା ପୋରା ବରଙ୍ଗଣ ନଗଦ ବହୀର ଡେବିଟ ଥାକେ ଆରୁ ମୁଠ ପରିମାଣଟୋ ଏହି ବିଷୟ ହିଚାପେ ଆଣ୍ଡି-ପରିଶୋଧ ହିଚାପତ ଜମାର (Receipts) ଶିତାନତ ଦେଖୁଓରା ହୁଏ । ଏକେଦରେ ବଚରଟେର ଭିତରତ ସମଯେ ସମଯେ ପରିଶୋଧ କରା ଦରମହା, ଖାଜନା, ବିଜୁଲୀ ବ୍ୟାଯ, ଆଦି ନଗଦ ବହୀର କ୍ରେଡ଼ିଟ ପକ୍ଷତ ବିଭିନ୍ନ ତାରିଖତ ଲିଖା ହୁଏ । କିନ୍ତୁ, ଏହିବୋର ଆଣ୍ଡି-ପରିଶୋଧ ହିଚାପତ ପ୍ରତିଟୋ ଶିତାନତ ମୁଠ ବ୍ୟାଯ ହିଚାପେ ବ୍ୟାଯ ହିଚାପେ ଦେଖୁଓରା ହୁଏ । ଯେନେ : ମୁଠ ଦରମହା, ମୁଠ ଖାଜନା, ମୁଠ ବିଜୁଲୀ ବ୍ୟାଯ ଆଦି । ସେଯେହେ ଜମା-ଖରଚର ହିଚାପେ ବିଭିନ୍ନ ନଗଦ ଆଣ୍ଡି ଆରୁ ନଗଦ ପରିଶୋଧର ସଂକଷିପ୍ତ ଛବି ଦେଖୁରାଯ । ଆରୁ କୋନଟୋ ବଚରବ, ଅର୍ଥାତ୍ ଚଲିତ ବଚରବ ନେ ଆଗର ବଚରବ ନେ ପିଚର ବଚରବ; ମୂଳଧନୀ ବିଷୟ ନେ ବାଜାର ବିଷୟ ଆଦି ବିବେଚନା ନକରେ । ଉଲ୍ଲେଖଯୋଗ୍ୟ କଥା ଏହି ଯେ, ଏହି ହିଚାପେ କୋଣୋ ଅ-ନଗଦ ବିଷୟ (non cash-item) ନେଦେଖୁରାଯ, ଯେନେ- ଅରକ୍ଷଯ । ଆଣ୍ଡି-ପରିଶୋଧ ହିଚାପର ଆଣ୍ଡିର ଦିଶର ଆବର୍ଗଣ ଉଦ୍‌ଭବଇ ନଗଦ ହାତେ ଜମା/ନଗଦ ବେଂକତ ଜମା ଦେଖୁରାଯ ଆରୁ ପରିଶୋଧର ଦିଶର ସାମରଣି ଉଦ୍‌ଭବଇ (କ୍ରେଡ଼ିଟ) ବଚରବ ଶେଷତ ନଗଦ ହାତେ ଜମା/ବେଂକତ ଜମା ଦେଖୁରାଯ । କିନ୍ତୁ, ଯଦିହେ ଅଭାବ ଡ୍ରାଫ୍ଟ ଥାକେ ତେଣେ, ଇଯାକ ବଚରବ ଶେଷତ ଡେବିଟ ଦିଶତ ଶେଷ ବିଷୟ ହିଚାପେ ଦେଖୁଓରା ହୁଏ । ଏତିଆ ତଳର ଉଦାହରଣତ ଦିଯା ନଗଦ ବହୀର ଆଣ୍ଡି ପରିଶୋଧର ପ୍ରତିଟୋ ବିଷୟର ମୁଠ ପରିମାଣ କେନେକୈ ଉଲିଓରା ହୁଏ ଚୋରା ଯାଉକ :

লাভ অর্জনের উদ্দেশ্য নথকা সংগঠনের হিচাপকরণ

৮

নগদ বই (স্তম্ভযুক্ত)

তে.

ক্রে

| তারিখ | বিবরণ               | খঃ<br>পঃ<br>সঃ | বেংক<br>পরিমাণ<br>(টকা) | কার্যালয়ের<br>ধন পরিমাণ<br>(টকা) | তারিখ | বিবরণ                  | খঃ<br>পঃ<br>সঃ | বেংক<br>পরিমাণ<br>(টকা) | কার্যালয়ের<br>ধন পরিমাণ<br>(টকা) |
|-------|---------------------|----------------|-------------------------|-----------------------------------|-------|------------------------|----------------|-------------------------|-----------------------------------|
| 2006  | আবস্থণি             |                |                         |                                   | 2006  | বীমা কিস্তি            |                |                         |                                   |
| 1/4   | উদ্ভৃত              | -              | 35,000                  | 20,000                            | 15/4  | ছপা আৰু মনোহাৰী        | -              | 15,000                  | -                                 |
| 10/4  | বৰঙণি               | -              | 1,20,000                | -                                 | 12/5  | ডাক আৰু কুৰিয়াৰ       | -              | 10750                   | -                                 |
| 10/4  | সদস্য ভুক্তি        |                |                         |                                   | 20/5  | মাচুল                  | -              | -                       | 430                               |
|       | মাচুল               | -              | 13,000                  |                                   |       | দূৰভাষ ব্যয়           | -              | -                       | 810                               |
| 20/5  | আজীৱন               |                |                         |                                   | 16/6  | মজুৰি আৰু দৰমহা        | -              | -                       | 22,000                            |
|       | সদস্য ভুক্তি        |                |                         |                                   | 10/7  | কৰ আৰু ৰেট্চ           | -              | 17,000                  | -                                 |
|       | মাচুল               | -              | 12,000                  | 42,000                            | 15/7  | চৰকাৰী প্ৰতিভূতি       | -              | 1,00,000                | -                                 |
| 12/6  | লাকাৰৰভাৰ           | -              | -                       |                                   | 30/7  | ছপা আৰু মনোহাৰী        | -              | 15,000                  | -                                 |
| 23/7  | আজীৱন               |                |                         |                                   | 13/8  | ডাক আৰু                | -              | -                       | 480                               |
|       | সদস্য ভুক্তি        |                |                         |                                   |       | কুৰিয়াৰ সেৱা          | -              | -                       |                                   |
|       | মাচুল               | -              | 8,000                   |                                   |       |                        |                |                         |                                   |
| 20/8  | ভৱনৰ বাবে           |                |                         |                                   | 15/8  |                        |                |                         |                                   |
|       | দান                 | -              | 60,000                  |                                   |       |                        |                |                         |                                   |
| 13/9  | বৰঙণি               |                |                         |                                   | 10/9  | বিজুলী                 | -              | 12,250                  | -                                 |
|       | (2005-06)           | -              | 30,000                  |                                   | 13/9  | টেলিফোন ব্যয়          | -              | -                       | 830                               |
| 13/9  | বৰঙণি               |                | 45,000                  |                                   | 1/10  | মজুৰি আৰু দৰমহা        | -              | 10,000                  | 12,000                            |
| 14/9  | ভৰ্তি মাচুল         | -              | 10,000                  |                                   | 18/10 | ছপা আৰু মনোহাৰী        | -              | 13,000                  |                                   |
| 9/11  | বৰঙণি               | -              | 35,000                  |                                   |       |                        |                |                         |                                   |
| 9/11  | বৰঙণি               | -              | 10,000                  |                                   |       |                        |                |                         |                                   |
|       | (2007-08)           |                |                         |                                   |       |                        |                |                         |                                   |
| 2007  |                     |                |                         |                                   | 31/10 | চৰকাৰী প্ৰতিভূতি       | -              | 10,000                  | -                                 |
| 7/02  | বৰঙণি               |                | 25,000                  |                                   | 31/12 | মজুৰি আৰু দৰমহা        | -              | 22,000                  | -                                 |
| 28/3  | চৰকাৰী<br>প্ৰতিভূতি |                | 18,000                  | -                                 | 2007  |                        |                |                         |                                   |
|       |                     |                |                         |                                   | 21/01 | কুৰিয়াৰ ব্যয়         | -              | -                       | 240                               |
|       |                     |                |                         |                                   | 2/02  | টেলিফোন ব্যয়          | -              | -                       | 960                               |
|       |                     |                |                         |                                   | 10/3  | ডাক আৰু কুৰিয়াৰ ব্যয় | -              | -                       | 850                               |
|       |                     |                |                         |                                   | 27/3  | বিজুলী                 | -              | 14,000                  | -                                 |
|       |                     |                |                         |                                   | 27/03 | মজুৰি আৰু দৰমহা        | -              | 22,000                  | -                                 |
|       |                     |                |                         |                                   | 31/03 | সামৰণি উদ্ভৃত          | -              | 70,000                  | 23,400                            |
|       |                     |                |                         |                                   |       |                        | 4,21,000       | 62,000                  |                                   |

## ‘ক’ অংশ

বিষয় অনুসরি বিভিন্ন প্রাপ্তিবোৰ :

বৰঙণিৰ পৰিমাণ (2006-2007) :

| তাৰিখ               | পৰিমাণ (টকা) |
|---------------------|--------------|
| এপ্ৰিল 10, 2006     | 1,20,000/-   |
| ছেপ্টেম্বৰ 13, 2006 | 45,000/-     |
| নৱেম্বৰ 9, 2006     | 35,000/-     |
| ফেব্ৰুৱাৰী 7, 2007  | 25,000/-     |
| মুঠ :               | 2,25,000/-   |

বৰঙণি (2005-06) :

| তাৰিখ               | পৰিমাণ (টকা) |
|---------------------|--------------|
| ছেপ্টেম্বৰ 13, 2006 | 30,000/-     |
| মুঠ :               | 30,000/-     |

বৰঙণি :

| তাৰিখ           | পৰিমাণ (টকা) |
|-----------------|--------------|
| নৱেম্বৰ 9, 2006 | 10,000/-     |
| মুঠ :           | 10,000/-     |

ভৰ্তি মাচুল :

| তাৰিখ               | পৰিমাণ (টকা) |
|---------------------|--------------|
| এপ্ৰিল 10, 2006     | 13,000/-     |
| ছেপ্টেম্বৰ 14, 2006 | 10,000/-     |
| মুঠ :               | 23,000/-     |

লকাব ভাৰা :

| তাৰিখ           | পৰিমাণ (টকা) |
|-----------------|--------------|
| এপ্ৰিল 12, 2006 | 42,000/-     |
| মুঠ :           | 42,000/-     |

লাভ অর্জনের উদ্দেশ্য নথকা সংগঠনের হিচাপকরণ

৭

আজীরন সদস্যভূতি মাচুল :

| তারিখ          | পরিমাণ (টকা) |
|----------------|--------------|
| মে' 12, 2006   | 12,000       |
| জুলাই 23, 2006 | 8,000        |
| মুঠ :          | 20,000       |

ভৱন বাবে দান

| তারিখ          | পরিমাণ (টকা) |
|----------------|--------------|
| আগস্ট 20, 2006 | 60,000       |
| মুঠ :          | 60,000       |

চৰকাৰী প্ৰতিভূতিৰ ওপৰত সুদ :

| তারিখ          | পরিমাণ (টকা) |
|----------------|--------------|
| মার্চ 28, 2007 | 18,000       |
| মুঠ :          | 18,000       |

‘খ’ অংশ

বিষয় অনুসৰি বিভিন্ন পৰিশোধবোৰ :

বীমা কিস্তি :

| তারিখ           | পরিমাণ (টকা) |
|-----------------|--------------|
| এপ্ৰিল 15, 2006 | 15,000       |
| মুঠ :           | 15,000       |

ছপা আৰু মনোহাৰী :

| তারিখ            | পরিমাণ (টকা) |
|------------------|--------------|
| মে' 12, 2006     | 10,750       |
| আগস্ট 13, 2006   | 15,000       |
| অক্টোবৰ 18, 2006 | 13,000       |
| মুঠ :            | 38,750       |

## বিজুলী :

| তারিখ               | পরিমাণ (টকা) |
|---------------------|--------------|
| ছেন্টেম্বৰ 10, 2006 | 12250        |
| মার্চ 27, 2007      | 14,000       |
| মুঠ :               | 26,250       |

## টেলিফোন ব্যয় :

| তারিখ                | পরিমাণ (টকা) |
|----------------------|--------------|
| জুন 18, 2006         | 810          |
| ছেন্টেম্বৰ 13, 2006  | 830          |
| ফেব্রুয়ারী 12, 2007 | 960          |
| মুঠ :                | 2,600        |

## বেট (Rates) আৰু কৰ :

| তারিখ          | পরিমাণ (টকা) |
|----------------|--------------|
| জুলাই 15, 2006 | 17,000/-     |
| মুঠ :          | 17,000/-     |

## চৰকাৰী প্ৰতিভূতি :

| তারিখ            | পরিমাণ (টকা) |
|------------------|--------------|
| জুলাই 30, 2006   | 1,00,000     |
| অক্টোবৰ 31, 2006 | 1,00,000     |
| মুঠ :            | 2,00,000     |

## মজুরি আৰু দৰমহা :

| তাৰিখ             | পৰিমাণ (টকা) |
|-------------------|--------------|
| জুনাই 10, 2006    | 22,000/-     |
| অক্টোবৰ 1, 2006   | 22,000/-     |
| ডিচেম্বৰ 31, 2006 | 22,000/-     |
| মাৰ্চ 30, 2007    | 22,000/-     |
| মুঠ :             | 88,000/-     |

## ডাক আৰু কুৰিয়াৰ সেৱা :

| তাৰিখ             | পৰিমাণ (টকা) |
|-------------------|--------------|
| মে' 20, 2006      | 430          |
| আগষ্ট 15, 2006    | 480          |
| জানুৱাৰী 22, 2007 | 240          |
| মাৰ্চ 10, 2007    | 850          |
| মুঠ :             | 2,000        |

ওপৰৰ তথ্যবোৰ (data) খতিয়নত সুকীয়া সুকীয়া হিচাপত দেখুৱাব পাৰি।

## বিভিন্ন প্ৰকাৰৰ প্ৰাপ্তি আৰু পৰিশোধবোৰ তলত দিয়া হ'ল :

| প্ৰাপ্তি (Receipts)                       | পৰিশোধ (Payments)         |
|---|---------------------------|
| 1. দান - (ক) সাধাৰণ<br>(খ) বিশেষ উদ্দেশ্য | 1. স্থায়ী সম্পত্তি ক্ৰয় |
| 2. ভৱিত মাচুল                             | 2. খেলৰ সামগ্ৰী ক্ৰয়।    |
| 3. ইচ্ছাপত্র (legacies)                   | 3. প্ৰতিভূতিত বিনিয়োগ    |
| 4. বিনিয়োগ বিক্ৰী                        | 4. ছপা আৰু মনোহাৰী।       |
| 5. স্থায়ী সম্পত্তিৰ বিক্ৰী               | 5. ডাক আৰু কোৰিয়াৰ সেৱা  |
| 6. সদস্যৰ বৰঙণি                           | 6. বিজ্ঞাপন               |
| 7. আজীৱন সদস্যভুক্তি মাচুল                | 7. দৰমহা আৰু মজুৰি        |
| 8. পূৰণি বাতৰি কাকত বিক্ৰী                | 8. মাননি                  |
| 9. পূৰণি খেল সামগ্ৰী বিক্ৰী               | 9. টেলিফোন ব্যয়          |
|   | 10. বিজুলী আৰু পানী ব্যয় |

|  |                              |
|--|------------------------------|
| 10. স্থায়ী জমার ওপরত সুদ                          | 11. মেৰামতি আৰু নৱীকৰণ       |
| 11. বিনিয়োগৰ ওপৰত সুদ/লভ্যাংশ                     | 12. খেলপথাৰ উন্নয়ন (upkeep) |
| 12. দাতব্য প্ৰদৰ্শনীৰ পৰা প্ৰাপ্তি                 | 13. যাতায়াত ব্যয়           |
| 13. অৱশিষ্ট সামগ্ৰী বিক্ৰী                         | 14. মাহেকীয়া আলোচনীৰ বৰঙণি। |
| 14. সাহায্য হিচাপে অনুদান                          | 15. হিচাপ পৰীক্ষা মাচুল      |
| 15. বিশেষ পুঁজিৰ বিনিয়োগৰ পৰা<br>পোৱা সুদ/লভ্যাংশ | 16. আমোদ-প্ৰমোদ ব্যয়।       |
| 16. বিভিন্ন প্ৰাপ্তি                               | 17. মহানগৰ কৰ                |
|  | 18. দান                      |
|  | 19. বীমা                     |

প্ৰাপ্তি আৰু পৰিশোধ হিচাপ তলত দিয়া হ'ল :

### প্ৰাপ্তি আৰু পৰিশোধ হিচাপ

..... তাৰিখত শেষ হোৱা বছৰটোৰ

| ডে.                            |               |                                     | ত্ৰৈ.         |
|--------------------------------|---------------|-------------------------------------|---------------|
| প্ৰাপ্তি                       | পৰিমাণ<br>(ট) | পৰিশোধ                              | পৰিমাণ<br>(ট) |
| আৰস্তণি উদ্বৃত্ত :             |               |                                     |               |
| নগদ হাতে জমা                   | -             | আৰস্তণি উদ্বৃত্ত (বেংক অভাৱ ড্ৰাফট) | -             |
| নগদ বেংকত জমা                  | -             | মজুৰি আৰু দৰমহা                     | -             |
| বৰঙণি -                        |               |                                     |               |
| সাধাৰণ দান                     | -             | খাজনা                               | -             |
| বাতৰি কাকত/আলোচনী/             |               | বীমা                                | -             |
| পুৰণি কাগজ বিক্ৰী              | -             | বেৰটছ আৰু কৰ                        | -             |
| স্থায়ী জমার ওপৰত সুদ          | -             | বীমা                                | -             |
| সাধাৰণ বিনিয়োগৰ ওপৰত          |               | ছপা আৰু মনোহাৰী                     | -             |
| সুদ/লভ্যাংশ                    | -             | ডাক আৰু কোৰিয়াৰ সেৱা               | -             |
| লকাৰৰ ভাড়া                    | -             | বিজ্ঞাপন                            | -             |
| অৱশিষ্ট (scrap) বস্তি বিক্ৰী   | -             | বিভিন্ন ব্যয়                       | -             |
| দাতব্য প্ৰদৰ্শনীৰ পৰা হোৱা আয় | -             | হিচাপ পৰীক্ষা ব্যয়                 | -             |
|                                |               | মাননি                               | -             |

|                             |   |                     |   |
|-----------------------------|---|---------------------|---|
| ବିଭିନ୍ନ ପ୍ରାପ୍ତି            | - | ମେରାମତି ଆରୁ ନରୀକରଣ  | - |
| ସାହାଯ୍ୟ ହିଚାପେ ଅନୁଦାନ       | - | ଖେଳପଥାର ଉନ୍ନୟନ ବ୍ୟୟ | - |
| ହିଚାପତ୍ର (legacies)         | - | ସାତାଯାତ             | - |
| ବିଶେଷ ଦାନ                   | - | ବାତବି ଆରୁ ଆଲୋଚନୀ    | - |
| ବିନିଯୋଗର ବିକ୍ରି             | - | ସ୍ଥାୟୀ ସମ୍ପଦି କ୍ରମ  | - |
| ସ୍ଥାୟୀ ସମ୍ପଦି ବିକ୍ରି        | - | ବିନିଯୋଗ କ୍ରମ        | - |
| ଆଜୀରନ ସଦୟଭର୍ତ୍ତ ମାଚୁଳ       | - | ସାମରଣି ଉଦ୍ଭବ :      | - |
| ପ୍ରବେଶ ମାଚୁଳ                | - | ନଗଦ ହାତେ ଜମା        | - |
| ବିଶେଷ ପୁଞ୍ଜିର ବିନିଯୋଗର ପରା  | - | ନଗଦ ବେଂକତ ଜମା*      | - |
| ପୋରା ସୁଦ                    | - |                     |   |
| ସାମରଣି ଉଦ୍ଭବ (ଅଭାବଡ୍ରାଫ୍ଟ)* | - |                     |   |

Fig. 1.1 ପ୍ରାପ୍ତି ଆରୁ ପରିଶୋଧ ହିଚାପର ନମ୍ବା

\* ଇଯାତ ଦୁଟାର ଯିକୋନୋ ଏଟା ପରିମାଣହେ ହ'ବ, ଅର୍ଥାତ୍ ବେଂକତ ଜମା ବା ଅଭାବଡ୍ରାଫ୍ଟ ଏଟାହେ ହ'ବ।

ମନତ ବାଖିବଳଗୀୟା କଥା ଯେ ପ୍ରାପ୍ତି-ପରିଶୋଧର ହିଚାପେ ପ୍ରାପ୍ତିର ଦିଶତ ସକଳୋ ବାଜହ ପ୍ରାପ୍ତି (ଅତୀତ, ବର୍ତ୍ତମାନ ଆରୁ ଭରିଯ୍ୟ ସମୟର) ଆରୁ ମୂଳଧନୀ ପ୍ରାପ୍ତିର ତାଲିକା ଦିଯେ । ଏକେଦରେଇ ଜମା-ଖରଚର ହିଚାପର ପରିଶୋଧର ଦିଶତ ସକଳୋ ବାଜହ ପରିଶୋଧ (ଅତୀତ, ବର୍ତ୍ତମାନ ଆରୁ ଭରିଯ୍ୟ ସମୟର) ଆରୁ ମୂଳଧନୀ ପରିଶୋଧର ତାଲିକା ଦିଯେ ।

### 1.3.1 ପ୍ରାପ୍ତି ଆରୁ ପରିଶୋଧ ହିଚାପର ବୈଶିଷ୍ଟ୍ୟ (Salient features) :

1. ଇ ନଗଦ ବହୀର ସଂକଷିପ୍ତ ଟୋକା । ଇଯାର ଗଠନ ସାଧାରଣ ନଗଦ ବହୀର ଲଗତ ଏକେଇ (ବାଟ୍ରା ଆରୁ ବେଂକ ସ୍ତନ୍ତ ବଞ୍ଚାକେ) । ପ୍ରାପ୍ତିବୋର ଡେବିଟ ପକ୍ଷତ ଆରୁ ପରିଶୋଧବୋର କ୍ରେଡ଼ିଟ ପକ୍ଷତ ଲିଖା ହୁଯ ।
2. କୋନୋ ସମୟ ବା କାଳ ବିବେଚନା ନକରି ସକଳୋଧରଣର ନଗଦ ପ୍ରାପ୍ତି ଆରୁ ପରିଶୋଧର ମୁଠ ପରିମାଣ ଇଯାତ ଦେଖୁଓରା ହୁଯ । ଉଦାହରଣ ସ୍ଵର୍ଗପେ 2007 ଚନର 31 ମାର୍ଚ୍ଚତ ଶେସ ହୋରା ବଚ୍ଚବର ଜମା-ଖରଚର ହିଚାପତ 2006-07 ବଚ୍ଚବତ ପୋରା ମୁଠ ବରଙ୍ଗନିଖିନି ଆମି ଲିଖେ ଆରୁ ଇଯାର ଭିତରତ 2005-06 ଆରୁ 2007-08 ବଚ୍ଚବକେଇଟାର ଟକାଓ ଅନ୍ତର୍ଭୁକ୍ତ ହୁଯ । ଏକେଦରେଇ, 2006-07 ବଚ୍ଚବତ କବା ପରିଶୋଧର ଭିତରତ 2005-06 ଆରୁ 2007-08 ବଚ୍ଚବବୋର ଟକାଓ ଧରିବ ଲାଗେ ।

3. মূলধনী বা বাজহ প্রকৃতি যি ধরণেই নহওক কিয় সকলো নগদ প্রাপ্তি আৰু পৰিশোধবোৰ ইয়াত লিখা হয়।
4. নগদ বা বেংক যি পৰিশোধ/প্রাপ্তি নহওক তাৰ মাজত কোনো পাৰ্থক্য নাই। আৰম্ভণি আৰু সামৰণি উদ্ভূতৰ বাবে, প্ৰতিটো প্রাপ্তি আৰু পৰিশোধৰ মুঠ পৰিমাণটো ইয়াত দেখুওৱা হয়।
5. কোনো অনানগদ বিষয়, যেনে অৱক্ষয়, অপ্ৰদত্ত ব্যয়, উদ্ভূত ব্যয়, আদি এই হিচাপত দেখুওৱা নহয়।
6. এই হিচাপ নগদ হাতে জমা আৰু নগদ বেংকত জমা (বা বেংক অভাৰড্ৰাফ্ট) বে আৰম্ভ হয় আৰু বছৰৰ শেষত থকা নগদ হাতে জমা আৰু নগদ বেংকত জমাৰে (বা বেংক অভাৰড্ৰাফ্ট) সামৰণি হয়। আচলতে, এই হিচাপৰ সামৰণি উদ্ভূতৰ (মুঠ প্রাপ্তি আৰু পৰিশোধৰ মাজৰ পাৰ্থক্য) যদিহে বেংক অভাৰড্ৰাফ্ট নাথাকে, নগদ হাতে জমা আৰু নগদ বেংকত জমাই ডেবিট উদ্ভূত বুজায়।

### **1.3.2 প্রাপ্তি-পৰিশোধ হিচাপ প্ৰস্তুত কৰোতে ল'ব লগা পদক্ষেপ (Steps in the Preparation of Receipt and Payment Account) :**

1. প্ৰথমতে নগদ হাতে জমা আৰু নগদ বেংকত জমাৰ উদ্ভূতৰোৰ ল'ব লাগে আৰু ডেবিট দিশত এইবোৰ আৰম্ভণিতে দেখুৱাৰ লাগে। যদিহে, বছৰৰ আৰম্ভণিতে বেংক অভাৰড্ৰাফ্ট থাকে, এই পৰিমাণটো ক্ৰেডিট দিশত লিখিব লাগে।
  2. অতীত, বৰ্তমান আৰু ভৱিষ্যৎ যি সময়ৰে বা প্ৰকৃতিৰে নহওক (মূলধনী বা বাজহ) সমূহ প্রাপ্তিৰ মুঠ পৰিমাণবোৰ দেখুওৱা হয়।
  3. অতীত, বৰ্তমান আৰু ভৱিষ্যৎ যি সময় বা প্ৰকৃতিৰে নহওক (মূলধনী বা বাজহ) সকলোবোৰ নগদ পৰিশোধৰ মুঠ পৰিমাণ ক্ৰেডিট পক্ষত দেখুওৱা হয়।
  4. যিহেতু পাবলগীয়া আয় আৰু দিবলগীয়া ব্যয়ে কোনো ধৰণৰ নগদ টকাৰ আদান-প্ৰদান নেদেখুৱায়, সেয়েহে এইবোৰ লিখা নহয়।
  5. ডেবিট পক্ষৰ মুঠ পৰিমাণ আৰু ক্ৰেডিট পক্ষৰ মুঠ পৰিমাণৰ মাজৰ পাৰ্থক্য উলিওৱা হয় আৰু এই হিচাপৰ নগদ/বেংকৰ সামৰণি উদ্ভূত ক্ৰেডিট পক্ষত দেখুওৱা হয়। আচলতে, যদিহে ক্ৰেডিট দিশৰ মুঠ পৰিমাণ ডেবিট দিশৰ মুঠ পৰিমাণতকৈ বেছি হয়, তেতিয়া উদ্ভূতটো ডেবিট পক্ষত দেখুওৱা হয় যিহেতু ই অভাৰড্ৰাফ্ট সূচায় আৰু হিচাপ সামৰা হয়।
- তলত দিয়া তথ্যবোৰ চতুৰ্থ পৃষ্ঠাৰ ১২ উদাহৰণৰ নগদ বহীৰ পৰা লোৱা 2007 চনৰ 31

মার্চত শেষ হোৱা বছৰৰ বাবে Golden Cricket Club-ৰ বহীত প্রাপ্তি-পৰিশোধ হিচাপ তলত দিয়া ধৰণে প্রস্তুত কৰা হ'ব।

#### নগদ বহীৰ সাৰাংশ (Summary of Cash Book)

| বিবৰণ  | পৰিমাণ<br>(টকা) |
|--|-----------------|
| নগদ হাতে জমা 1 এপ্ৰিল, 2006                  | 20,000          |
| নগদ বেংকত জমা 1 এপ্ৰিল, 2006                 | 35,000          |
| বৰঙণি :                                      |                 |
| 2005-06                         30,000       |                 |
| 2006-07                         2,25,000     |                 |
| 2007-08                         10,000       | 2,65,000        |
| ভৱনৰ বাবে দান                                | 60,000          |
| ভৰ্তি মাচুল                                  | 23,000          |
| আজীৱন সদস্যভুক্তি মাচুল                      | 20,000          |
| ছপা আৰু মনোহাৰী                              | 38,750          |
| বিজুলী                                       | 26,250          |
| ৰেটছ আৰু কৰ (Rates and Taxes)                | 17,000          |
| টেলিফোন ব্যয়                                | 2,600           |
| ডাক আৰু কোৰিয়াৰ সেৱা                        | 2,000           |
| মজুৰি আৰু দৰমহা                              | 88,000          |
| বীমা কিন্তি                                  | 15,000          |
| চৰকাৰী প্রতিভূতিৰ (securities) ওপৰত পোৱা সুদ | 18,000          |
| লকাৰ ভাৰা                                    | 42,000          |
| চৰকাৰী প্রতিভূতি ক্ৰয়                       | 2,00,000        |
| নগদ হাতে জমা 31 মাৰ্চ 2007                   | 23,400          |
| নগদ বেংকত জমা 31 মাৰ্চ 2007                  | 70,000          |

## প্রাপ্তি-পরিশোধ হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

তেওঁ

ক্রেঁচ

| প্রাপ্তি                    | পরিমাণ<br>(টকা) | পরিশোধ                      | পরিমাণ<br>(টকা) |
|-----------------------------|-----------------|-----------------------------|-----------------|
| নগদ হাতে জমা 1 এপ্রিল 2006  | 20,000          | ছপা আৰু মনোহাৰী             | 38,750          |
| নগদ বেংকত জমা 1 এপ্রিল 2006 | 35,000          | বিজুলী                      | 26,250          |
| বৰঙণি :                     |                 |                             |                 |
| 2005-06     30,000          |                 | বেট আৰু কৰ                  | 17,000          |
| 2006-07     2,25,000        |                 | টেলিফোন ব্যয়               | 2,600           |
| 2007-08 <u>10,000</u>       | 2,65,000        | ডাক আৰু কোৰিয়াৰ            | 2,000           |
| ভৱনৰ বাবে দান               | 60,000          | মজুৰি আৰু দৰমহা             | 88,000          |
| ভৱতি মাচুল                  | 23,000          | বীমা আৰু কিস্তি             | 15,000          |
| আজীৱন সদস্যভৱতি মাচুল       | 20,000          | চৰকাৰী প্রতিভূতিৰ ক্ৰয়     | 2,00,000        |
| চৰকাৰী প্রতিভূতিৰ পৰা       |                 |                             |                 |
| প্রাপ্তি সুদ                | 18,000          | নগদ হাতে জমা 31 মার্চ 2007  | 23,400          |
| লকাবৰ ভাৰা                  | 42,000          | নগদ বেংকত জমা 31 মার্চ 2007 | 70,000          |
|                             | <b>4,83,000</b> |                             | <b>4,83,000</b> |

উদাহৰণ : ১

চিলভাৰ পইটৰ তলত দিয়া বিৱৰণিৰ পৰা, 2002 চনৰ 31 মার্চত অন্ত পৰা বছৰৰ বাবে প্রাপ্তি-পরিশোধ হিচাপ কৰা :

ডেঃ

ক্রেঃ

| প্রাপ্তি                      | পরিমাণ<br>(টকা) | পরিশোধ                       | পরিমাণ<br>(টকা) |
|-------------------------------|-----------------|------------------------------|-----------------|
| আৰম্ভণি নগদ হাতে জমা          | 1,000           | পুৰণি খেল সামগ্ৰী বিক্ৰী     | 1,200           |
| আৰম্ভণি বেংকত জমা             | 7,200           | ভাৰা পৰিশোধ                  | 3,000           |
| বৰঙণি সংগ্ৰহ (ট)              |                 | খেল সামগ্ৰী ক্ৰয়            | 4,800           |
| 1999 ৰ বাবে 500               |                 | লঘু আহাৰ (Refreshment) ক্ৰয় | 600             |
| 2000 ৰ বাবে 7,600             |                 | টেনিচ কৰ্ট পৰিচালনা ব্যয়    | 2,000           |
| 2001 ৰ বাবে 900               |                 |                              |                 |
|                               | 9,000           | দৰমহা পৰিশোধ                 | 2,500           |
| লঘু আহাৰ বিক্ৰী (Refreshment) | 1,000           | খেল ব্যয়                    | 2,400           |
| ভৰ্তমাচুল পোৱা হ'ল            | 1,000           | আচৰাৰ ক্ৰয়                  | 1,500           |
| পেভিলিয়নৰ পৰা পোৱা দান       | 4,600           | কাৰ্যালয় ব্যয়              | 1,200           |
|                               |                 | সামৰণি হাতে জমা              | 400             |

সমাধান :

চিলভাৰ পইটৰ বহীত  
প্রাপ্তি-পৰিশোধ হিচাপ  
2002 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰৰ বাবে

ডেঃ

ক্রেঃ

| প্রাপ্তি         | পরিমাণ<br>(টকা) | পরিশোধ                       | পরিমাণ<br>(টকা) |
|------------------|-----------------|------------------------------|-----------------|
| আৰম্ভণি উদ্বৃত্ত |                 |                              |                 |
| নগদ জমা          | 1,000           | ভাৰা                         | 3,000           |
| বেংক             | 7200            | খেল সামগ্ৰী ক্ৰয়            | 4,800           |
| বৰঙণি :          |                 | লঘু আহাৰ ক্ৰয় (Refreshment) | 600             |
| 1999             | 500             | টেনিচ কৰ্টৰ পৰিচালনা ব্যয়   | 2,000           |
| 2000             | 7600            | দৰমহা                        | 2,500           |
| 2001             | 900             | খেলৰ ব্যয়                   | 2,400           |

|                               |               |                 |               |
|-------------------------------|---------------|-----------------|---------------|
|                               | 9,000         | আচরাব ক্রয়     | 1,500         |
| লঘু আহাৰ বিক্ৰী (Refreshment) | 1,000         | কাৰ্যালয় ব্যয় | 1,200         |
| ভত্তিমাচুল                    | 1,000         | সামৰণি উদ্ভৃত   |               |
| পুৰণি সামগ্ৰী বিক্ৰী          | 1,200         | নগদ হাতে জমা    | 400           |
| পেভিলিয়নৰ পৰা দান            | 4,600         | বেংকত জমা       | 6,600         |
|                               | <b>25,000</b> |                 | <b>25,000</b> |

#### ১.৪ আয় আৰু ব্যয় হিচাপ (Income and Expenditure Account) :

ই এটা হিচাপ বৰ্ষৰ আয় আৰু ব্যয়ৰ সংক্ষিপ্ত টোকা। ব্যৱসায়ী সংগঠনসমূহে উদ্ভৃত ভিত্তিত প্ৰস্তুত কৰা লাভ-লোকচান হিচাপৰ দৰেই ইয়াক প্ৰস্তুত কৰা হয়। ইয়াত কেৱল ৰাজহ (Revenue) বিষয়বোৰ ধৰা হয় আৰু শেষত যি উদ্ভৃত থাকে সেইটোকে বাহি বা ঘাটি বুজায়। ব্যৱসায়ী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত লাভ-লোকচান হিচাপে যি উদ্দেশ্য পূৰণ কৰে, সেই একেই উদ্দেশ্য আয়-ব্যয় হিচাপে পূৰণ কৰে। অব্যৱসায়ী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত চলিত বৰ্ষৰ সকলোৰোৰ ৰাজহ বিষয় এই হিচাপত লিখা হয়। ব্যয় আৰু লোকচানবোৰ এই হিচাপৰ ব্যয়ৰ দিশত লিখা হয় আৰু আয় আৰু লাভ আদি এই হিচাপত আয়ৰ দিশত লিখা হয়। ই প্ৰকৃত কাম-কাজৰ ফলাফল বাহি হিচাপ দেখুৱাই (অৰ্থাৎ আয়-ব্যয়তকৈ বেছি হয়) বা ঘাটি (অৰ্থাৎ—ব্যয় যদি আয়তকৈ বেছি হয়) আৰু এই বাহি বা ঘাটি উদ্ভৃত পত্ৰৰ মূলধনী পুঁজিলৈ স্থানান্তৰ কৰা হয়।

প্ৰাপ্তি আৰু পৰিশোধৰ হিচাপ (Receipts & payment A/c) আৰু অতিৰিক্ত তথ্য অপৰ্দনত ব্যয়, অধিম প্ৰদত্ত ব্যয়; অৱক্ষয়, আদিৰ সহায়ত উদ্ভৃত ভিত্তিত আয়-ব্যয় হিচাপ প্ৰস্তুত কৰা হয়। সেয়েহে, প্ৰাপ্তি পৰিশোধ হিচাপত দেখুওৱা বহু বিষয় ইয়াত অন্তৰ্ভুক্ত কৰা প্ৰয়োজন নহয়। উদাহৰণস্বৰূপে, ১ নং উদাহৰণ, 2006-07 বছৰটোত জমা-খৰচৰ হিচাপত প্ৰাপ্তিৰ দিশত মুঠ 2,65,000 টকা বৰঙণি হিচাপে দেখুওৱা হৈছে য'ত চলিত বছৰৰ উপৰি আন বছৰৰ প্ৰাপ্তি অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু, চলিত বছৰৰ বাবে প্ৰাপ্ত বৰঙণি 2,25,000 টকাহে কেৱল 2006-07 বছৰৰ বাবে আয়-ব্যয় হিচাপত আয় হিচাপে দেখুওৱা হয়।

##### ১.৪.১ আয়-ব্যয় হিচাপ প্ৰস্তুত কৰোতে ল'বলগা পদক্ষেপ (Steps in preparation of Income of Expenditure A/c) :

প্ৰাপ্তি পৰিশোধ হিচাপৰ পৰা আয়-ব্যয় হিচাপ প্ৰস্তুত কৰোতে তলত দিয়া পদক্ষেপ অনুসৰণ হয় :

- প্ৰাপ্তি পৰিশোধ হিচাপ পুঁখানুপুঁখৰূপে অনুসৰণ (Persue) কৰিব লাগে।

2. নগদ আৰু বেংকৰ আৰম্ভণি আৰু সামৰণি উদ্ভৃত আদি বাদ দিব লাগে, কাৰণ এইবোৰ কোনো আয় নহয়।
  3. মূলধনী প্রাপ্তি আৰু মূলধনী পৰিশোধবোৰ বাদ দিব লাগে, কাৰণ এইবোৰ উদ্ভৃত পত্ৰত দেখুওৱা হয়।
  4. কেৱল ৰাজহ প্রাপ্তিৰোৰহে বিবেচনা কৰিব লাগে আৰু আয়-ব্যয় হিচাপত ডেবিট পক্ষত দেখুওৱা হয়। ইয়াতো কিছুমান বিষয়ৰ সংযোজন দৰকাৰ আৰু আগৰ বছৰ আৰু পিছৰ বছৰৰ লগত জড়িত বিষয়বোৰ বাদ দিব লাগে আৰু চলিত বৰ্ষৰ বাবে পাবলগীয়া আয় ধৰিব লাগে।
  5. সকলো ৰাজহ পৰিশোধবোৰ সংযোজন কৰাৰ পিছত আয়-ব্যয় হিচাপৰ ব্যয়ৰ দিশত অতিৰিক্ত তথ্যৰ মতে বাদ দিব লগা আৰু যোগ দিব লগা বিষয়বোৰ সংযোজন কৰি লিখা হয়।
  6. প্রাপ্তি পৰিশোধ হিচাপত নথকা তলৰ বিষয়বোৰ বিবেচনা কৰিব লাগে আৰু চলিত বছৰৰ ৰাহি বা ঘাটি নিৰ্কপণ কৰিবলৈ এইবোৰ হিচাপত ধৰাটো দৰকাৰ :
- (ক) স্থায়ী সম্পত্তিৰ ওপৰত অৱক্ষয়।
- (খ) সন্দেহজনক ঋণপুঁজি ব্যৱস্থা কৰা, যদি প্রয়োজন।
- (গ) স্থায়ী সম্পত্তিৰ বিক্ৰীৰ পৰা হোৱা লাভ বা লোকচান।
- এতিয়া, তোমালোকে ১নং উদাহৰণত দিয়া প্রাপ্তি পৰিশোধ হিচাপৰ পৰা কেনেকৈ আয়-ব্যয় হিচাপ প্ৰস্তুত কৰিবা :

### আয়-ব্যয় হিচাপ

2007 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰৰ বাবে

ডেঃ

ক্রঃ

| ব্যয়                  | পৰিমাণ<br>(টকা) | আয়                | পৰিমাণ<br>(টকা) |
|------------------------|-----------------|--------------------|-----------------|
| হপা আৰু মনোহাৰী        | 38,750          | বৰঙণি              | 2,25,000        |
| বিজুলী                 | 26,250          | অন্তৰ্ভুক্তি মাচুল | 23,000          |
| ৰেটছ আৰু কৰ            | 17,000          | চৰকাৰী প্রতিভুতিৰ  |                 |
| টেলিফোন ব্যয়          | 2,600           | ওপৰত সুদ           | 18,000          |
| ডাক আৰু কুৰিয়াৰ ব্যয় | 2,000           | লকাৰ ভাৰা          | 42,000          |

|                                   |                 |  |                 |
|-----------------------------------|-----------------|--|-----------------|
| মজুবি আৰু দৰমহা                   | 88,000          |  |                 |
| বীমা কিস্তি                       | 15,000          |  |                 |
| বাহি (ব্যয়ৰ ওপৰত<br>আয়ৰ আধিক্য) | 1,18,400        |  |                 |
|                                   | <b>3,08,000</b> |  |                 |
|                                   |                 |  | <b>3,08,000</b> |

### মন কৰিবলগীয়া কথা যে :

- আৰম্ভণি আৰু সামৰণি নগদ/বেংক উদ্ভৃতবোৰ বাদ দিয়া হৈছে।
- চৰকাৰী প্রতিভূতি ক্ৰয় কৰাৰ বাবে হোৱা ব্যয় মূলধনী ব্যয় বাবে বাদ দিয়া হৈছে।
- 2005-06 বছৰ আৰু 2007-08 বছৰৰ বাবে পোৱা বৰঙণিবোৰ বাদ দিয়া হৈছে।
- আজীৱন সদস্য ভুক্তি মাচুল এবিধ মূলধনী বিষয় সেয়েহে বাদ দিয়া হৈছে।
- ভৱনৰ বাবে পোৱা টকা এবিধ বিশেষ উদ্দেশ্যৰ বাবে পোৱা, সেয়েহে বাদ দিয়া হৈছে।

### উদাহৰণ : ২

তলত দিয়া প্রাপ্তি-পৰিশোধ হিচাপৰ পৰা 2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে ক্লিন দিল্লী  
ক্লাবৰ বহীত আয়-ব্যয় হিচাপ প্ৰস্তুত কৰা :

### প্রাপ্তি-পৰিশোধ হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

ডেঃ

ক্রেঃ

| প্রাপ্তি                         | পৰিমাণ<br>(টকা) | পৰিশোধ          | পৰিমাণ<br>(টকা) |
|----------------------------------|-----------------|-----------------|-----------------|
| আৰম্ভণি উদ্ভৃত<br>(নগদ হাতে জমা) | 3,200           | দৰমহা           | 1,500           |
| বৰঙণি                            | 22,500          | বিজুলী          | 3,500           |
| ভৰ্তি মাচুল                      | 1,250           | কৰ              | 1,700           |
| দান                              | 2,500           | ছপা আৰু মনোহাৰী | 380             |
| হলঘৰৰ ভাৰা                       | 750             | বিভিন্ন ব্যয়   | 920             |

|                 |        |                           |        |
|-----------------|--------|---------------------------|--------|
| বিনিয়োগ বিক্রী | 3,000  | কিতাপ ক্রয়               | 7,500  |
|                 |        | চৰকাৰী বণ্ণ ক্রয়         | 10,000 |
|                 |        | বেংকত স্থায়ী জমা         | 5,000  |
|                 |        | সামৰণি উদ্বৃত্ত (31-3-07) |        |
|                 |        | নগদ হাতে জমা = 400        |        |
|                 |        | নগদ বেংকত জমা = 1500      | 1,900  |
|                 | 33,200 |                           | 33,200 |

সমাধান :

ক্লিন দিল্লী ক্লাবৰ বহীত

আয়-ব্যয় হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

ডেঃ

ক্রেঃ

| ব্যয়                             | পৰিমাণ<br>(টকা) | আয়         | পৰিমাণ<br>(টকা) |
|-----------------------------------|-----------------|-------------|-----------------|
| দৰমহা                             | 1,500           | বৰঙণি       | 22,500          |
| ভাৰা                              | 800             | ভৰ্তি মাচুল | 1,250           |
| বিজুলী ব্যয়                      | 3,500           | দান         | 2,500           |
| কৰ                                | 1,700           | হলঘৰৰ ভাৰা  | 750             |
| ছপা আৰু মনোহাৰী                   | 380             |             |                 |
| বিভিন্ন ব্যয়                     | 920             |             |                 |
| ৰাহি (ব্যয়ৰ ওপৰত আয়ৰ<br>আধিক্য) | 18,200          |             |                 |
|                                   | 27,000          |             | 27,000          |

## উদাহরণঃ ৩

নাগী ক্লাবৰ 2002 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে তলত উল্লেখ কৰা প্রাপ্তি-পৰিশোধ হিচাপৰ পৰা এখন আয়-ব্যয় হিচাপ প্রস্তুত কৰা :

## প্রাপ্তি-পৰিশোধ হিচাপ

2002 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| প্রাপ্তি                     | পৰিমাণ<br>(টকা) | পৰিশোধ                                  | পৰিমাণ<br>(টকা) |
|------------------------------|-----------------|---|-----------------|
| আৰম্ভণি উদ্বৃত্ত :           |                 | আচৰাব ক্ৰয় (01-7-01)                   | 5,000           |
| নগদ বেংকত জমা                | 25,000          | দৰমহা                                   | 2,000           |
| বৰঙণি :                      |                 | টেলিফোন ব্যয়                           | 300             |
| 2001                  1500   |                 | বিজুলী ব্যয়                            | 600             |
| 2002                  10,000 |                 | ডাক আৰু মনোহাৰী                         | 150             |
| 2003                  500    | 12,000          | কিতাপ ক্ৰয়                             | 2,500           |
| দান                          | 2,000           | প্ৰমোদ ব্যয়                            | 900             |
| হল ভাৰা                      | 300             | 5% চৰকাৰী প্ৰতিভুতি ক্ৰয়<br>(01-07-01) | 8,000           |
| বেংক জমাৰ ওপৰত সুদ           | 450             | বিভিন্ন ব্যয়                           | 600             |
| ভৰ্তি মাচুল                  | 1,000           | সামৰণি উদ্বৃত্ত                         |                 |
|                              |                 | নগদ                                     | 300             |
|                              |                 | বেংক                                    | 20,400          |
|                              | 40,750          |   | 40,750          |

## তলত অতিৰিক্ত তথ্যৰোৱ দিয়া হ'ল :

- অপ্রদত্ত ব্যয় — দৰমহা 1,500/- টকা, প্ৰমোদ ব্যয় 500/- টকা,
- পাবলগীয়া বেংকৰ সুদ 150/- টকা
- উদ্বৃত্ত বৰঙণি 400/- টকা
- ভৰ্তিমাচুল 50% মূলধনীকৰণ কৰিব লাগে।
- আচৰাবৰ বছৰি 10% হাৰত অৱক্ষয় ধৰিব লাগে।

## সমাধান :

**নাগী ক্লাবের বহীত আয়-ব্যয় হিচাপ  
31-03-2002 তারিখের শেষ হোৱা বছৰে বাবে**

ডেঃ

ক্রঃ

| ব্যয়                             | পরিমাণ<br>(টকা) | আয়               | পরিমাণ<br>(টকা) |
|-----------------------------------|-----------------|-------------------|-----------------|
| দৰমহা                             | 2,000           | বৰঙণি             | 10,000          |
| যোগ, অপ্রদত্ত ব্যয়               | <u>1,500</u>    | যোগ, উদ্ভূত       | <u>400</u>      |
|                                   | 3,500           | দান               | 2,000           |
| টেলিফোন ব্যয়                     | 300             | ভৰ্তি মাচুল       | 500             |
| বিজুলী ব্যয়                      | 600             | (50% of 1,000)    |                 |
| ডাক আৰু মনোহাৰী                   | 150             | বেংকৰ সুদ         | 450             |
|                                   |                 | যোগ, অনাদায়      | <u>150</u>      |
| প্ৰমোদ ব্যয়                      | 900             | চৰকাৰী প্ৰতিভূতিৰ |                 |
| যোগ : অপ্রদত্ত                    | 500             | ওপৰত সুদ          | 200             |
|                                   | 1,400           |                   |                 |
| বিভিন্ন ব্যয়                     | 600             | হলঘৰৰ ভাৰা        | 300             |
| আচৰাবৰ ওপৰত অৱক্ষয়               | 375             |                   |                 |
| ৰাহি (ব্যয়ৰ ওপৰত আয়ৰ<br>আধিক্য) | 7,075           |                   |                 |
|                                   | <b>14,000</b>   |                   | <b>14,000</b>   |

**1.4.2. আয়-ব্যয় আৰু প্ৰাপ্তি-পৰিশোধ হিচাপৰ মাজত থকা পাৰ্থক্য :**

ওপৰৰ আলোচনাৰ পৰা প্ৰাপ্তি-পৰিশোধ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজৰ পাৰ্থক্য তালিকাৰ  
আকাৰত দেখুৱাব পাৰি :

| পার্থক্যৰ<br>ভিত্তি | আয়-ব্যয় হিচাপ  | প্রাপ্তি-পরিশোধ হিচাপ   |
|---------------------|--|---|
| 1. প্রকৃতি          | 1. ই লাভ-লোকচান হিচাপৰ দৰে।                                  | 1. ই নগদ বহীৰ সংক্ষিপ্ত টোকা  |
| 2. বিষয়ৰ প্রকৃতি   | 2. ইয়াত কেৱল ৰাজহ জাতীয় আয়-<br>ব্যয়বোৰহে লিখে।           | 2. ইয়াত ৰাজহ আৰু মূলধনী দুয়োটাই<br>ধৰণৰ প্রাপ্তি আৰু পৰিশোধ লিখা হয়।               |
| 3. সময়             | 3. আয়-ব্যয় হিচাপ কেৱল চলিত<br>সময়ৰ লগত জড়িত              | 3. প্রাপ্তি-পৰিশোধ হিচাপ, চলিত বৰ্ষৰ<br>উপৰি আগৰ আৰু পাছৰ বছৰৰ<br>লগত জড়িত হ'ব পাৰে। |
| 4. ডেবিট দিশ        | 4. এই হিচাপৰ ডেবিট দিশত ব্যয়<br>আৰু লোকচানবোৰ দেখুওৱা হয়।  | 4. এই হিচাপত সকলো প্রাপ্তিবোৰ<br>ডেবিট দিশত দেখুওৱা হয়।                              |
| 5. ক্রেডিট দিশ      | 5. এই হিচাপৰ ক্রেডিট দিশত আয়<br>বা লাভবোৰ দেখুওৱা হয়।      | 5. এই হিচাপত সকলো পৰিশোধবোৰ<br>ক্রেডিট দিশত দেখুওৱা হয়।                              |
| 6. অৱক্ষয়          | 6. ইয়াত অৱক্ষয় ধৰা হয়।                                    | 6. ইয়াত অৱক্ষয় ধৰা নহয়।  |
| 7. আৰম্ভণি উদ্ভৃত   | 7. কোনো আৰম্ভণি উদ্ভৃত নাথাকে।                               | 7. ইয়াত নগদ/বেংকৰ আৰম্ভণি<br>উদ্ভৃত থাকে।  |
| 8. সামৰণি উদ্ভৃত    | 8. সামৰণি উদ্ভৃতই আয়-ব্যয় হিচাপত<br>ৰাহি বা ঘাটি দেখুৱায়। | 8. সামৰণি উদ্ভৃতই নগদ হাতে<br>জমা বা বেংকত জমা দেখুৱাই।                               |

### 1.5. উদ্ভৃত পত্ৰ (Balance Sheet) :

লাভ অৰ্জনৰ উদ্দেশ্য নথকা নকৰা সংগঠনবোৰে তেওঁলোকৰ বিভৌয় অৱস্থা নিৰূপণ কৰিবলৈ উদ্ভৃত পত্ৰ প্ৰস্তুত কৰে। এই সংগঠনৰ উদ্ভৃত পত্ৰবোৰ ব্যবসায়ী প্ৰতিষ্ঠানৰ উদ্ভৃত পত্ৰবোৰৰ দৰেই প্ৰস্তুত কৰা হয়। এই বিবৃতিত বছৰৰ শেষত সম্পত্তি আৰু দেনাবোৰ দেখুৱায়। সম্পত্তিবোৰ সেঁপক্ষত আৰু দেনাবোৰ বাওঁ-পক্ষত দেখুওৱা হয়। ইয়াত, মূলধনৰ পৰিবৰ্তে মূলধনী পুঁজি বা সাধাৰণ পুঁজি থাকে আৰু আয়-ব্যয় হিচাপত হোৱা ৰাহি বা ঘাটি ইয়াৰ লগত যোগ বা বিয়োগ কৰিব লাগে। মূলধনী পুঁজিৰ লগত কিছুমান বিষয় পোনে পোনে যোগ দিয়াটো সাধাৰণ নিয়ম যেনে— ইচ্ছাপত্ৰ (legacies); ভৰ্তিমাচুল আৰু আজীৱন সদস্যভুক্তি মাচুল আদি।

ମୂଳଧନୀ ପୁଁଜି ବା ସାଧାରଣ ପୁଁଜିର ଉପରି ବରଙ୍ଗଣ ଦାତା ବା ଦାନ ଦାତାର ଉଦ୍ଦେଶ୍ୟ ବା ପ୍ରୋଜେନ ପୁର୍ବାବର ବାବେ ବିଶେଷ ପୁଁଜିର ସୃଷ୍ଟି କରା ହୁଏ । ଯେନେ-ଭରନ ପୁଁଜି । ତେଣେ ପୁଁଜିରୋର ଦେଲାର ଦିଶତ ବେଳେଗାକେ ଦେଖୁଟିରା ହୁଏ । କେତିଆବା ଆରଭଣି ମୂଳଧନୀ ପୁଁଜି ବା ସାଧାରଣ ପୁଁଜି ଉଲିଯାବାଲୈ ବଛବର ଆରଭଣିତେ ଉଦ୍ଭବପତ୍ର ପ୍ରକ୍ଷତ କରା ହୁଏ ।

### **୧.୫.୧ ଉଦ୍ଭବ ପତ୍ର ପ୍ରକ୍ଷତକରଣ (Preparation of Balance Sheet) :**

ଉଦ୍ଭବପତ୍ର ପ୍ରକ୍ଷତ କରିବାଲେ ତଳତ ଦିଯା ପଦକ୍ଷେପବୋର ଅନୁସରଣ କରା ହୁଏ :

1. ପ୍ରଥମତେ ଆରଭଣି ଉଦ୍ଭବ ପତ୍ରର ପରା ମୂଳଧନୀ/ସାଧାରଣ ପୁଁଜି ଲୋରା ହୁଏ ଆରୁ ଆୟ-ବ୍ୟୟ ହିଚାପର ବାହି ଯୋଗ ଦିଯା ହୁଏ ଆରୁ ଘାଟି ବାଦ ଦିଯା ହୁଏ । ଇହାର ଉପରି ବଛବଟୋର ଭିତରତ ପୋରା ଇଚ୍ଛା ପତ୍ର ଧନ (legacies), ଭର୍ତ୍ତି ମାଚୁଳ, ଆଜୀରନ ସଦସ୍ୟମାଚୁଳ, ଆଦି ଯୋଗ ଦିଯା ହୁଏ ।
2. ନତୁନକେ ଅତିରିକ୍ତଭାବେ କ୍ରମ କରା ସମ୍ପନ୍ତିକେ (ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପର ପରା ପୋରା) ଧରି ସକଳୋ ସ୍ଥାଯୀ ସମ୍ପନ୍ତି (ବିକ୍ରୀ ନକରା/ପେଲାଇ ନିଦିଯା/ନଷ୍ଟ ନୋହେରା) ସମ୍ପନ୍ତିର ଦିଶତ ଦେଖୁଟିରା ହୁଏ ।
3. ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପର ପ୍ରାପ୍ତି ଦିଶର ଲଗତ ଆୟ-ବ୍ୟୟ ହିଚାପର ଆୟର ଦିଶର ଲଗତ ତୁଳନା କରିବ ଲାଗେ । ଏହିଟୋ ଏହି କାରଣେଇ କରିବ ଲାଗେ ଯାତେ ଆମି ତଳତ ଦିଯା ବିଷୟବୋର ଜାନିବ ପାରୋ । (କ) ପାବଲଗୀଯା ବରଙ୍ଗଣିର ପରିମାଣ, (ଖ) ଅଗ୍ରିମ ହିଚାପେ ପୋରା ଆୟ, (ଗ) ବଛବଟୋର ଭିତରତ ବିକ୍ରୀ ହୋଇ ସ୍ଥାଯୀ ସମ୍ପନ୍ତିର ପରିମାଣ, (ଘ) ମୂଳଧନୀକରଣ କରିବଲଗା ବିଷୟବୋର ଯେନେ- ଇଚ୍ଛାପତ୍ର (legacies), ବିଶେଷ ପୁଁଜିର ପରା ପୋରା ସୁଦ, ଆଦି ଏହିବୋର ପୋନେ ଉଦ୍ଭବ ପତ୍ରାଲୈ ନିଯା ହୁଏ ।
4. ଏକେଦରେ, ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପର ପରିଶୋଧର ଦିଶର ଲଗତ ଆୟ-ବ୍ୟୟ ହିଚାପର ବ୍ୟୟର ଦିଶଟୋ ତୁଳନା କରିବ ଲାଗେ । ଏହିଟୋ ତଳର ବିଷୟବୋର ନିରନ୍ତର କରିବାଲେ କରା ହୁଏ । ଯେନେ : (କ) ଅପ୍ରଦତ୍ତ ବ୍ୟୟ, (ଖ) ଅଗ୍ରିମ ପ୍ରଦତ୍ତ ବ୍ୟୟ, (ଗ) ବଛବଟୋର ଭିତରତ ସ୍ଥାଯୀ ସମ୍ପନ୍ତିର କ୍ରମ, (ଘ) ସ୍ଥାଯୀ ସମ୍ପନ୍ତିର ଓପରତ ଅରକ୍ଷଣ, (ଙ) ତୋଗ୍ୟ ସାମଗ୍ରୀର ମଜ୍ଜୁତର ପରିମାଣ ଯେନେ : ହାତତ ଥକା ମନୋହାରୀ, (ଚ) ସାମରଣି ହାତେ ଜମା ଆରୁ ବେଂକତ ଜମାର ପରିମାଣ, ଆଦି ।

ଉଦ୍ଭବପତ୍ର ପ୍ରକ୍ଷତକରଣଟୋ ସଠିକ୍କିକେ ବୁଝିବାଲେ ଏଖନ ନମୁନା ଉଦ୍ଭବପତ୍ର ଦିଯା ହିଁ :

## উদ্বৃত্ত পত্র

2007 চনৰ — তাৰিখত

| দেনা                            | পৰিমাণ<br>(টকা) | সম্পত্তি                          | পৰিমাণ<br>(টকা) |
|---------------------------------|-----------------|-----------------------------------|-----------------|
| মূলধনী পুঁজি :                  |                 | সম্পত্তি :                        |                 |
| আৰম্ভণি উদ্বৃত্ত :              |                 | আগৰ উদ্বৃত্ত                      |                 |
| যোগ : আয়-ব্যয় হিচাপৰ ৰাহি     |                 | যোগ : চলিত বৰ্ষত ক্ৰয়            |                 |
| বাদ : আয়-ব্যয় হিচাপৰ ঘাটি     |                 | বাদ : বিক্ৰী কৰা বা হস্তান্তৰ কৰা |                 |
| যোগ : চলিত বছৰৰ মূলধনী          |                 | সম্পত্তিৰ বহীত লিখিত মূল্য        |                 |
| কৃত আয়।                        | —               | সামৰণি উদ্বৃত্ত                   | —               |
| ইচ্ছাপত্র (legacies)            | —               | ভোগ্য সামগ্ৰী মজুত :              |                 |
| ভৱিতাচুল                        | —               | আগৰ উদ্বৃত্ত                      |                 |
| আজীৱন সদস্য ভুক্তি মাচুল        | —               | যোগ : চলিত বছৰ ক্ৰয়              |                 |
| সামৰণি উদ্বৃত্ত                 | —               | বাদ : চলিত বৰ্ষৰ ব্যৱহাৰ          | —               |
| বিশেষ পুঁজি/দান                 |                 | সামৰণি উদ্বৃত্ত                   | —               |
| আগৰ বাহি (যদি আছে)              |                 | নগদ হাতে জমা/বেংকত জমা            | —               |
| যোগ : চলিত বৰ্ষত পোৱা পুঁজি/দান |                 | অনাদায় আয়                       | —               |
| যোগ : পুঁজি/দান বিনিয়োগৰ       |                 | অগ্ৰিম প্ৰদত্ত ব্যয়              | —               |
| পৰা হোৱা আয়                    |                 |                                   |                 |
| বাদ : পুঁজি/দানৰ পৰা কৰা ব্যয়  |                 |                                   |                 |
| প্ৰকৃত উদ্বৃত্ত                 | —               |                                   |                 |
| ক্ৰয় বা যোগানৰ বাবে পাওনাদাৰ   | —               |                                   |                 |
| বেংক অভাৰড্ৰাফট                 | —               |                                   |                 |
| অপ্রদত্ত ব্যয়বোৰ               | —               |                                   |                 |
| আগধন হিচাপে পোৱা আয়            | —               |                                   |                 |

Fig. 1.2 উদ্বৃত্ত পত্ৰৰ নমুনা।

## ଉଦାହରଣ ୪ :

ଏକ୍ସଲେଖି କ୍ଲାବର ତଳତ ଦିଆ ପ୍ରାଣ୍ତି-ପରିଶୋଧ ହିଚାପ ଆର୍ ଅତିରିକ୍ତ ତଥ୍ୟ ପରା 2007 ଚନର 31 ମାର୍ଚ୍ଚତ ଅନ୍ତ ପରା ବହୁବର ବାବେ ଆୟ-ବ୍ୟୟ ହିଚାପ ଆର୍ ଉତ୍ସୁକ ପରିଷ୍ଠତ କବା :

## ପ୍ରାଣ୍ତି-ପରିଶୋଧ ହିଚାପ

ଡେଃ

କ୍ରେଃ

| ପ୍ରାଣ୍ତି                    | ପରିମାଣ<br>(ଟକା) | ପରିଶୋଧ                     | ପରିମାଣ<br>(ଟକା) |
|-----------------------------|-----------------|----------------------------|-----------------|
| ଆରଭଣି ଉତ୍ସୁକ (ନଗଦ ହାତେ ଜମା) | 18,000          | ଆରଭଣି ଉତ୍ସୁକ (ଆଭାରଡ୍ରାଫ୍ଟ) | 16,000          |
| ସଦସ୍ୟର ବରଙ୍ଗଣି              | 2,50,000        | ଖେଲପଥାରର ଉନ୍ନୟନ            | 1,15,000        |
| ସଦସ୍ୟର ଭର୍ତ୍ତିମାଚୁଳ         | 15,000          | ଟୁର୍ନାମେଣ୍ଟ ଖର୍ଚ           | 40,000          |
| ପୁରୁଣ ଖେଲ ସାମଗ୍ରୀ ବିକ୍ରି    | 2,500           | ବେଟ୍ଚ ଆର୍ ବୀମା             | 10,000          |
| ଖେଲପଥାରର ଭାବା               | 28,000          | ଟେଲିଫୋନ ବ୍ୟାଯ              | 3,500           |
| ଖେଲର ବାବେ ବରଙ୍ଗଣି           | 60,000          | ଡାକ ଆର୍ କୋରିୟାର ବ୍ୟାଯ      | 4,000           |
| ଆଜୀରନ ସଦସ୍ୟ ଭୁକ୍ତି ମାଚୁଳ    | 20,000          | ଛପା ଆର୍ ମନୋହାରୀ            | 26,000          |
| ଦାନ                         | 6,00,000        | ବିଭିନ୍ନ ବ୍ୟାଯ              | 4,400           |
|                             |                 | ମଚିବର ମାନନି                | 30,000          |
|                             |                 | ହାତ ଚିଡ୍                   | 2,600           |
|                             |                 | ବିନିଯୋଗ                    | 6,00,000        |
|                             |                 | ଖେଲ ସାମଗ୍ରୀ କ୍ର୍ୟ          | 68,000          |
|                             |                 | ସାମଗ୍ରୀ ଉତ୍ସୁକ             | 74,000          |
|                             | <b>9,93,500</b> |                            | <b>9,93,500</b> |

ବହୁବର ଆରଭଣିତେ ଥକା ସମ୍ପଦିବୋର—

ଟକା

|                  |          |
|------------------|----------|
| ଖେଲପଥାର          | 5,00,000 |
| ନଗଦ ହାତେ ଜମା     | 18,000   |
| ମଜୁତ ଖେଲ ସାମଗ୍ରୀ | 85,000   |

ছপা আৰু মনোহাৰী 11,000

পাবলগীয়া বৰঙণি 2,80,000

বাৰ্ষিক খেলৰ পৰা হোৱা বাহি আৰু দান এখন স্থায়ী পেভিলিয়নৰ বাবে ৰাখিব লাগে। 2007 চনৰ 31 মার্চত দিবলগীয়া বৰঙণি 42,000 টকা। খেল সামগ্ৰীৰ 50% আৰু ছপা আৰু মনোহাৰীৰ 30% বাদ (write off) দিব লাগে।

সমাধান :

### এক্সেলেন্স ক্রিকেট ক্লাবৰ বহীত

#### আয়-ব্যয় হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

ডেঃ

ত্ৰেং

| ব্যয়                             | পৰিমাণ<br>(টকা) | আয়                                    | পৰিমাণ<br>(টকা)  |
|-----------------------------------|-----------------|--|------------------|
| পেভিলিয়ন আৰু খেলপথাৰৰ<br>উন্নয়ন | 1,15,000        | বৰঙণি<br>যোগ % অপদত্ত বৰঙণি            | 2,50,000         |
| বেটচ আৰু বীমা                     | 10,000          | সামৰণি                                 | 42,000           |
| টেলিফোন                           | 3,500           |  | <u>2,92,000</u>  |
| ডাক আৰু কোৰিয়াৰ সেৱা             | 4,000           | বাদ % অপ্রাপ্ত বৰঙণি<br>(সামৰণি)       | <u>28,000</u>    |
| ছপা আৰু মনোহাৰী                   | 26,000          |  |                  |
| যোগ % আৰম্ভণি মজুত                | <u>11,000</u>   |  | 2,64,000         |
|                                   | 37,000          | ভৰ্তি মাচুল                            | 15,000           |
| বাদ % সামৰণি মজুত                 | <u>25,900</u>   | পুৰণি খেল সামগ্ৰী বিক্ৰী<br>হলঘৰৰ ভাৰা | 2,500<br>2,8,000 |
| মনোহাৰী ব্যৱহাৰ                   |                 |  |                  |
| বিভিন্ন ব্যয়                     | 4,400           |  |                  |
| সচিবৰ মাননি                       | 30,000          |  |                  |
| প্লাচ চিড়                        | 2,600           |  |                  |

|                                |          |  |          |
|--------------------------------|----------|--|----------|
| খেল সামগ্ৰী ব্যয় :            |          |  |          |
| আৰঙ্গণি মজুত                   | 85,000   |  |          |
| যোগা ক্ৰয়                     | 68,000   |  |          |
|                                | 1,53,000 |  |          |
| বাদ : সামৰণি মজুত              | 76,500   |  |          |
|                                | 76,500   |  |          |
| ৰাহি (ব্যয়ৰ ওপৰত আয়ৰ আধিক্য) | 52,400   |  |          |
|                                | 3,09,500 |  |          |
|                                |          |  | 3,09,500 |

যিহেতু মূলধনী পুঁজিৰ আৰঙ্গণি উদ্বৃত্ত দিয়া নাই, সেয়েহে আৰঙ্গণি উদ্বৃত্তপত্ৰ প্ৰস্তুত কৰা হ'ল :

#### এক্সেলেন্স ক্লাবৰ উদ্বৃত্ত পত্ৰ

2006 চনৰ 31 মাৰ্চত

| দেনা                    | পৰিমাণ<br>(টকা) | সম্পত্তি         | পৰিমাণ<br>(টকা) |
|-------------------------|-----------------|------------------|-----------------|
| বেংক অভাৱড্ৰাফট         | 16,000          | নগদ হাতে জমা     | 18,000          |
| মূলধনী আৰু সাধাৰণ পুঁজি | 6,26,000        | অপ্রদত্ত বৰঙণি   | 28,000          |
|                         |                 | খেল সামগ্ৰী মজুত | 85,000          |
|                         |                 | ছপা আৰু মনোহাৰী  | 11,000          |
|                         |                 | খেলপথাৰ          | 5,00,000        |
|                         | 6,42,000        |                  | 6,42,000        |

#### এক্সেলেন্স ক্লাবৰ উদ্বৃত্ত পত্ৰ

2007 চনৰ 31 মাৰ্চত

| দেনা         | পৰিমাণ<br>(টকা) | সম্পত্তি         | পৰিমাণ<br>(টকা) |
|--------------|-----------------|------------------|-----------------|
| মূলধনী পুঁজি | 6,26,000        | নগদ হাতে জমা     | 74,000          |
| যোগ : ৰাহি   | 52,000          | অপ্রাপ্ত বৰঙণি   | 42,000          |
|              | 6,78,000        | খেল সামগ্ৰী মজুত | 76,500          |

|                   |                  |                      |                  |
|-------------------|------------------|----------------------|------------------|
| মোগঃ আজীরন        |                  | ছপা আৰু মনোহাৰী মজুত | 25,900           |
| সদস্য মাচুল       | 20,000           | বিনিয়োগ             | 6,00,000         |
| পেভিলিয়ন পুঁজি:  |                  | খেলপথাব              | 5,00,000         |
| খেলৰ পৰা ৰাহি     |                  |                      |                  |
| (60,000 – 40,000) |                  |                      |                  |
|                   | = 20,000         |                      |                  |
| দান               | 6,00,000         |                      |                  |
|                   | 6,20,000         |                      |                  |
|                   | <b>13,18,400</b> |                      | <b>13,18,400</b> |

### কি বুজিলা চোৱা - ১

#### তলৰ মন্তব্যবোৰ শুননে অশুন্দ ঘূঁঞ্জি দশোৱা :

- প্ৰাণ্পি-পৰিশোধ হিচাপ সকলো মূলধনী প্ৰাণ্পি আৰু পৰিশোধৰ সংক্ষিপ্ত টোকা।
- খেলৰ পুঁজি থাকিলে, খেলৰ বাবে হোৱা ব্যয়বোৰ আয়-ব্যয় হিচাপৰ ডেবিট দিশত দেখুওৱা হয়।
- আয়-ব্যয় হিচাপৰ ক্রেডিট উদ্ভৃতই আয়ৰ ওপৰত ব্যয়ৰ আধিক্য সূচায়।
- চৰকাৰে যোগান ধৰা পুঁজিৰ পৰা ছাত্ৰক বৃত্তি দিলে আয়-ব্যয় হিচাপত ডেবিট হ'ব।
- প্ৰাণ্পি-পৰিশোধ হিচাপত কেৱল ৰাজহ প্ৰকৃতিৰ প্ৰাণ্পি আৰু পৰিশোধবোৰ লিখা হয়।
- বিশেষ উদ্দেশ্যৰ বাবে দিয়া দান সদায় মূলধনীকৃত কৰা হয়।
- যেতিয়া আৰম্ভণি মূলধনী পুঁজি দিয়া নহয় তেতিয়া আৰম্ভণি উদ্ভৃতপত্ৰ প্ৰস্তুত কৰা হয়।
- আয়-ব্যয় হিচাপৰ ৰাহি মূলধনী/সাধাৰণ পুঁজিৰ পৰা বাদ দিয়া হয়।
- প্ৰাণ্পি-পৰিশোধ হিচাপ, লাভ-লোকচান হিচাপৰ সমান।
- প্ৰাণ্পি-পৰিশোধ হিচাপে মূলধনী আৰু ৰাজহ প্ৰাণ্পিৰ মাজত পাৰ্থক্য নেদেখুৱায়।

### 1.6 କିଛୁମାନ ବିଶେଷ ବିସ୍ୟ (Some Peculiar Items) :

ଲାଭ ଅର୍ଜନର ଉଦ୍‌ଦେଶ୍ୟ ନଥକା ସଂଗଠନ ଚୂଡ଼ାନ୍ତ ହିଚାପ ବ୍ୟରସାୟୀ ପ୍ରତିଷ୍ଠାନର ଦରେଇ ପ୍ରସ୍ତୁତ କରାଯାଇଛି। କିନ୍ତୁ, ଏଣେ ପ୍ରତିଷ୍ଠାନବୋରର କିଛୁମାନ ଆଯ-ବ୍ୟଯର ବିସ୍ୟ ବେଳେଗ ପ୍ରକୃତିର ଆରୁ ଚୂଡ଼ାନ୍ତ ହିଚାପ ପ୍ରସ୍ତୁତ କରାର ସମୟରେ ଏହି ବିସ୍ୟବୋରତ ବିଶେଷ ନଜର ଦିଯା ପ୍ରୋଜେକ୍ଟ। ଏହି ପ୍ରତିଷ୍ଠାନବୋରର ସାଧାରଣତେ ବ୍ୟରହାର ହୋଇବା ବିଶେଷ ବିସ୍ୟ କିଛୁମାନ ତଳତ ବ୍ୟାଖ୍ୟା କରାଯାଇଛି :

**ବରଙ୍ଗଣି (Subscription) :** ବରଙ୍ଗଣି ହିଲ୍ ସଦସ୍ୟମକଳେ ବଞ୍ଚି ଦିବ ଲଗା ସଦସ୍ୟ ମାଚୁଲ। ଏଣେ ଅନୁଷ୍ଠାନର ଇ ଏବିଧ ପ୍ରଧାନ ଆଯ। ସଦସ୍ୟଙ୍କ ଦିଯା ବରଙ୍ଗଣି ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପତ ପ୍ରାପ୍ତି ହିଚାପେ ଦେଖୁଓରା ହୁଏ ଆରୁ ଆଯ-ବ୍ୟଯ ହିଚାପତ ଆଯ ହିଚାପେ ଦେଖୁଓରା ହୁଏ। ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପେ ବରଙ୍ଗଣିର ଭିତରତ ପୋରା ସର୍ବ ମୁଠ ବରଙ୍ଗଣି ଦେଖୁରାଇ। ଆନହାତେ, ଆଯ-ବ୍ୟଯ ହିଚାପେ କେଉଁଳ ଚଲିତ ବରଙ୍ଗଣିର ମୁଠ ବରଙ୍ଗଣିରେ ଦେଖୁଇରା ହୁଏ (ପାଓକ ବା ନାପାଓକ)। ଉଦାହରଣସ୍ଵରୂପେ— ଏଟା କ୍ଲାବେ 2005-06 ଚନର ବାବେ ପୋରା ମୁଠ ବରଙ୍ଗଣିର ପରିମାଣ 20,000/- ଟକା; ଇହାର ଭିତରତ 3,000/- ଟକା 2004-05 ଚନର ଆରୁ 2,000/- ଟକା 2006-07 ଚନର ଆରୁ 2005-06 ଚନର ବରଙ୍ଗଣିର ଶେଷତ ପାରଲଗୀଯା ବରଙ୍ଗଣିର ପରିମାଣ 6,000/- ଟକା। ଏହି କ୍ଷେତ୍ରର ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପେ 20,000/- ଟକା ବରଙ୍ଗଣି ହିଚାପେ ଦେଖୁରାବ ଆରୁ ଆଯ-ବ୍ୟଯ ହିଚାପତ ବରଙ୍ଗଣି ହିଲ୍ ବରଙ୍ଗଣିର ପରିମାଣ 21,000/- ଟକା। ଇହାର ନିର୍କପଣ ତଳତ ଦିଯା ଧରଣେ ହିଲ୍ ।

$$\text{ପ୍ରାପ୍ତ ବରଙ୍ଗଣି } 2005-06 \text{ ଚନର ବାବେ} = 20,000/-$$

$$\begin{array}{rcl} \text{ବାଦ : } 2004-05 \text{ ଚନର ବାବେ ବରଙ୍ଗଣି} & = & 3,000/- \\ & & \hline & & 17,000/- \end{array}$$

$$\begin{array}{rcl} \text{ବାଦ : } 2006-07 \text{ ଚନର ବାବେ ବରଙ୍ଗଣି} & = & 2,000/- \\ & & \hline & & 15,000 \end{array}$$

$$\text{ଯୋଗ : } 2005-06 \text{ ଚନର ବାବେ ଅପ୍ରାପ୍ତ ବରଙ୍ଗଣି} = 6,000$$

$$2005-06 \text{ ଚନର ବାବେ ବରଙ୍ଗଣିର ପରା ଆଯ} = 21,000$$

ଆଯ ହିଚାପେ ଦେଖୁରାବଲଗୀଯା ବରଙ୍ଗଣିର ପରିମାଣ, ବରଙ୍ଗଣିର ହିଚାପ ପ୍ରସ୍ତୁତ କରିବାକୁ ନିର୍ଦ୍ଦେଶ ଦେଇଛି।

## বৰঙ্গি হিচাপ

ডেঃ

ত্ৰেঃ

| তাৰিখ | বিৱৰণ  | জা<br>পঃ<br>সঃ | পৰিমাণ<br>(টকা)                                       | তাৰিখ | বিৱৰণ  | জা<br>পঃ<br>সঃ | পৰিমাণ<br>(টকা)                                     |
|-------|--|----------------|---|-------|--|----------------|---|
|       | আৰম্ভণি উদ্বৃত্ত<br>(আৰম্ভণি বছৰৰ<br>অনাদায়)<br>আয় আৰু ব্যয় হিচাপ<br>(ৰাহিৰ পৰিমাণ)<br>সামৰণি উদ্বৃত্ত<br>(অগ্ৰিম প্ৰাপ্তি) |                | 3,000<br><br>21,000<br><br>2,000<br><br><b>26,000</b> |       | আৰম্ভণি উদ্বৃত্ত<br>(আগৰ বছৰৰ অগ্ৰিম<br>প্ৰাপ্তি)<br>নগদ (প্ৰাপ্ত বৰঙ্গণি)<br>সামৰণি উদ্বৃত্ত<br>(বছৰৰ শেষত অনাদায়) |                | Nil<br><br>20,000<br><br>6,000<br><br><b>26,000</b> |

## উদাহৰণ : ৫

2006 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে প্ৰাপ্তি-পৰিশোধ হিচাপত দেখুওৱা প্ৰাপ্ত বৰঙ্গণিৰ পৰিমাণ 2,50,000/- টকা। অতিৰিক্ত তথ্যবোৰ তলত দিয়া হ'ল :

1. 1-4-2005 তাৰিখে থকা অপ্রাপ্তি বৰঙ্গণি 50,000 টকা
2. 31-3-2006 তাৰিখে থকা অপ্রাপ্তি বৰঙ্গণি 35,000 টকা
3. 1-4-2005 তাৰিখে অগ্ৰিম প্ৰাপ্তি বৰঙ্গণি 25,000 টকা
4. 31-3-2006 তাৰিখে অগ্ৰিম প্ৰাপ্তি বৰঙ্গণি 30,000 টকা

2005-06 বছৰৰ বাবে বৰঙ্গণিৰ পৰা হোৱা আয়ৰ পৰিমাণ নিৰ্ধারণ কৰা আৰু আৰম্ভণি আৰু সামৰণি উদ্বৃত্ত পত্ৰত প্ৰাসংগিক বিষয়বোৰ কেনেকৈ দেখুৱাবা ?

## সমাধান :

| বিৱৰণ   | পৰিমাণ (টকা)    |
|---|-----------------|
| প্ৰাপ্তি-পৰিশোধ হিচাপ মতে প্ৰাপ্ত বৰঙ্গণিৰ পৰিমাণ | 2,50,000        |
| যোগ : 31-3-06 তাৰিখে থকা অনুদায় বৰঙ্গণিৰ পৰিমাণ  | 23,000          |
| যোগ : 1-4-05 তাৰিখে অগ্ৰিম হিচাপে পোৱা বৰঙ্গণি    | 25,000          |
|   | <b>3,10,000</b> |

|  |          |
|--|----------|
| বাদ : 1-4-05 তাৰিখে থকা অনাদায় বৰঙণি  | 50,000   |
|  | 2,60,000 |
| বাদ : 31-3-06 তাৰিখে পোৱা অগ্ৰিম বৰঙণি | 30,000   |
| 2005-06 বছৰৰ বাবে বৰঙণিৰ পৰা পোৱা আয়  | 2,30,000 |

বৰঙণিৰ পৰা পোৱা আয় বৰঙণি হিচাপ কৰিও তলত দিয়া ধৰণে উলিযাব পাৰি :

### বৰঙণি হিচাপ

| ডেং | বিৱৰণ                    | জা<br>পঃ<br>সঃ | পৰিমাণ<br>(টকা) | তাৰিখ বিৱৰণ                | জা<br>পঃ<br>সঃ | পৰিমাণ<br>(টকা) | ক্রেং    |
|-----|--------------------------|----------------|-----------------|----------------------------|----------------|-----------------|----------|
|     | আৰম্ভণি উদ্বৃত্ত         |                | 50,000          | আৰম্ভণি উদ্বৃত্ত (অগ্ৰিম)  | -              | 25,000          |          |
|     | আয় আৰু ব্যয় হিচাপ      |                |                 | প্ৰাপ্তি-পৰিশোধ হিচাপ      | -              | 2,50,000        |          |
|     | (বাহিৰ পৰিমাণ)           |                | 2,30,000        |                            |                |                 |          |
|     | সামৰণি উদ্বৃত্ত (আগধন) - | 30,000         |                 | সামৰণি উদ্বৃত্ত (অপ্রদত্ত) | -              | 35,000          |          |
|     |                          |                | 3,10,000        |                            |                |                 | 3,10,000 |

আৰম্ভণি আৰু সামৰণি উদ্বৃত্ত পত্ৰত প্ৰামাণিক বিষয়বোৰ তলত দিয়া ধৰণে দেখুওৱা হৈ :

### উদ্বৃত্ত পত্ৰ

2005 চনৰ 31 মার্চত

| দেনা                  | পৰিমাণ<br>(টকা) | সম্পত্তি        | পৰিমাণ<br>(টকা) |
|-----------------------|-----------------|-----------------|-----------------|
| বৰঙণি অগ্ৰিম প্ৰাপ্তি | 25,000          | অপ্রাপ্তি বৰঙণি | 50,000          |

### উদ্বৃত্ত পত্ৰ

2006 চনৰ 31 মার্চত

| দেনা                  | পৰিমাণ<br>(টকা) | সম্পত্তি        | পৰিমাণ<br>(টকা) |
|-----------------------|-----------------|-----------------|-----------------|
| অগ্ৰিম প্ৰাপ্তি বৰঙণি | 30,000          | অপ্রাপ্তি বৰঙণি | 35,000          |

**উদাহরণ ৬.**

2006 চনৰ 31 মাৰ্চত অন্তহোৱা বছৰৰ প্রাপ্তি-পৰিশোধ হিচাপৰ তলত দিয়া বিষয়বোৰ তুলি আনা  
হ'ল :

| প্রাপ্তি | (টকা)         |
|----------|---------------|
| বৰঙণি    |               |
| 2004-05  | 2,500         |
| 2005-06  | 26,750        |
| 2006-07  | 1,000         |
|          | <b>30,250</b> |

**অতিৰিক্ত তথ্য :**

মুঠ সদস্যৰ পৰিমাণ 230 জন; প্রতি সদস্যৰ বার্ষিক মাচুল 125 টকা

2005 চনৰ 1 এপ্ৰিলৰ বাবে অপদত্ত বৰঙণি 2700/- টকা। বৰঙণি সম্পৰ্কীয় সকলোৰোৰ বিষয়  
দেখুৱাই এখন বিৰুতি প্ৰস্তুত কৰা। যেনে : আয়, অগ্ৰিম, অপ্রাপ্তি আদি।

**সমাধান :**

2005-06 বছৰৰ বাবে নগদ প্রাপ্তিকে ধৰি বৰঙণিৰ পৰা পাব লগীয়া টকাৰ পৰিমাণ 28,750.00 টকা  
(অৰ্থাৎ 125 টকা  $\times$  230)।

| বিৱৰণ  | পৰিমাণ<br>(টকা) |
|--|-----------------|
| প্রাপ্তি-পৰিশোধ হিচাপ মতে পোৱা বৰঙণিৰ পৰিমাণ               | 30,250          |
| যোগ : 2006 চনৰ 31 মাৰ্চত বাকী থকা বৰঙণি                    | 2,250           |
| যোগ : 2005 চনৰ 1 এপ্ৰিলত পোৱা অগ্ৰিম বৰঙণি                 | NIL             |
|  | <hr/>           |
|  | 32,500          |
| বাদ : 2005 চনৰ 1 এপ্ৰিলত বাকী থকা বৰঙণি                    | 2,750           |
|  | <hr/>           |
|  | 29,750          |
| বাদ : 2006 চনৰ 31 মাৰ্চত পোৱা অগ্ৰিম বৰঙণি                 | 1,000           |
|  | <hr/>           |
| 2005-06 বছৰৰ বাবে বৰঙণিৰ পৰা হোৱা আয় ( $125 \times 230$ ) | 28,750          |

টোকা : 2005 চনৰ 1 এপ্ৰিলত বাকী থকা বৰঙণিৰ পৰিমাণ তলত দিয়া দৰে উলিওৱা হ'ল :

| বিৱৰণ   | টকা    | টকা   |
|---|--------|-------|
| (i) 1-04-05 তাৰিখত থকা বাকী                   | 2,750  | 250   |
| 2004-05 বছৰৰ বাবে প্রাপ্তি                    | 2,500  |       |
| (ii) 2005-06 বছৰৰ বাবে পাব লগীয়া (125 × 230) | 28,750 | 2,000 |
| 2005-06 বছৰৰ বাবে প্রাপ্তি                    | 26,750 |       |
| 31-3-06 তাৰিখে থকা বাকী                       |        | 2,250 |

#### উদাহৰণ : 7

তলত প্রাপ্তি-পৰিশোধ হিচাপৰ পৰা তুলি দিয়া অংশ আৰু অতিৰিক্ত তথ্যৰ পৰা বৰঙণিৰ পৰা হোৱা আয়ৰ পৰিমাণ উলিওৱা আৰু 2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে এই বৰঙণিৰ পৰা হোৱা আয়, আয়-ব্যয় হিচাপত কেনেকৈ দেখুওৱা হ'ব আৰু একে তাৰিখতে এই বিষয়টো কেনেকৈ দেখুৱাবা।

#### প্রাপ্তি-পৰিশোধ হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| ডেং            | ক্রেং           |        |                 |
|----------------|-----------------|--------|-----------------|
| প্রাপ্তি       | পৰিমাণ<br>(টকা) | পৰিশোধ | পৰিমাণ<br>(টকা) |
| <b>বৰঙণি :</b> |                 |        |                 |
| 2005-06        | 7,000           |        |                 |
| 2006-07        | 30,000          |        |                 |
| 2007-08        | 5,000           |        |                 |
|                | 42,000          |        |                 |

অতিৰিক্ত তথ্য :

- |   | (টকা)  |
|---|--------|
| 1. 2006 চনৰ 31 মার্চত আনাদায় বৰঙণি         | 8,500  |
| 2. 2007 চনৰ 31 মার্চত মুঠ আনাদায় বৰঙণি     | 18,500 |
| 3. 2006 চনৰ 31 মার্চত প্রাপ্তি অগ্ৰিম বৰঙণি | 4,000  |

## সমাধান :

## আয়-ব্যয় হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| ব্যয় | পরিমাণ<br>(টকা) | আয়                                   | পরিমাণ<br>(টকা) |
|-------|-----------------|---------------------------------------|-----------------|
|       |                 | বৰঙণি 2006-07 বছৰৰ                    | 30,000          |
|       |                 | যোগ : অনাদায় বৰঙণি 2006-07 বছৰৰ      | 17,000          |
|       |                 | যোগ : 2006-07 বছৰৰ বাবে অধিম প্রাপ্তি | 4,000           |
|       |                 |                                       | <b>51,000</b>   |

31-3-07 তাৰিখে মুঠ অনাদায় বৰঙণি 18,500 টকা। ইয়াৰ ভিতৰত 1500 টকা (8500 – 7000) 2005–06 বছৰৰ বাবে অনাদায় বৰঙণি এতিয়াও পাব বাকী আছে। সেয়েহে 2006-07 বছৰৰ বাবে অপ্রাপ্ত বৰঙণিৰ পরিমাণ 17,000 (18,500 – 1,500) টকা।

## উদ্ভৃত পত্ৰ (প্রাসংগিক তথ্য) 2007 চনৰ 31 মার্চত

| দেনা                | পরিমাণ<br>(টকা) | সম্পত্তি                        | পরিমাণ<br>(টকা) |
|---------------------|-----------------|---------------------------------|-----------------|
| 2007-08 বছৰৰ বাবে   |                 | অপ্রাপ্ত বৰঙণি                  |                 |
| অধিম প্রাপ্তি বৰঙণি | 5,000           | 2005-06 1,500<br>2006-07 17,000 | 18,500          |

## নিজে অভ্যাস কৰা

1. 2006 বছৰৰ বাবে হেলথ ক্লাবৰ দ্বাৰা পোৱা বৰঙণিৰ পরিমাণ :

(টকা)

|      |          |
|------|----------|
| 2005 | 3,000    |
| 2006 | 96,000   |
| 2007 | 2,000    |
|      | 1,01,000 |

|   | (টকা)  |
|---|--------|
| 31-12-05 তারিখে থকা অনাদায় বৰঙণিৰ পৰিমাণ   | 5,000  |
| 31-12-06 তারিখে থকা অনাদায় বৰঙণিৰ পৰিমাণ   | 12,000 |
| 2006 চনৰ বৰঙণি 2005 চনত আগ্ৰিম হিচাপে পোৱা হয়  | 5,000  |
| আয়-ব্যয় হিচাপত দেখুৱাব লগা বৰঙণিৰ পৰা হোৱা আয়ৰ পৰিমাণ নিৰ্কপণ কৰা।   |        |
| 2. 2006 বছৰৰ বাবে স্পৰ্টছ ক্লাবৰ বৰঙণিৰ পৰা পোৱা টকাৰ পৰিমাণ 80,000/- টকা, ইয়াৰ<br>ভিতৰত 3,000 টকা 2005 বছৰৰ বাবে আৰু 2007 চনৰ বাবে 6,000 টকা। 2005 বছৰৰ<br>31 ডিচেম্বৰত পাবলগীয়া বৰঙণিৰ পৰিমাণ 12,000 টকা। আয়-ব্যয় হিচাপত দেখুওৱাব<br>লগা বৰঙণিৰ পৰা হোৱা আয়ৰ পৰিমাণ নিৰ্কপণ কৰা। |        |
| 3. 2006 বছৰ 31 ডিচেম্বৰত অন্ত পৰা বছৰটোত বয়েল ক্লাবে পোৱা বৰঙণিৰ পৰিমাণ<br>তলত দিয়া হ'ল :   |        |

|      | (টকা)  |
|------|--------|
| 2005 | 3,000  |
| 2006 | 93,000 |
| 2007 | 2,000  |
|      | 98,000 |

ক্লাবৰ 500 সদস্য আছে আৰু প্রত্যেকেই বছৰি 200 টকাকৈ বৰঙণি দিয়ে। 2005 চনৰ 31  
ডিচেম্বৰত থকা বাকীৰ পৰিমাণ 6000 টকা 2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে  
আয়-ব্যয় হিচাপত দেখুৱাবলগীয়া বৰঙণিৰ পৰা হোৱা আয়ৰ পৰিমাণ নিৰ্কপণ কৰা আৰু সেই  
তাৰিখতেই প্রাসংগিক তথ্যবোৰ উন্নত পত্ৰত দেখুওৱা।

### দান (Donations) :

নগদ টকা বা সম্পত্তিৰ আকাৰত। কোনো ব্যক্তি বা সংগঠনৰ পৰা পোৱা। ই এক প্ৰকাৰৰ উপহাৰ।  
ইয়াক প্ৰাপ্তি-পৰিশোধ হিচাপত প্ৰাপ্তিৰ দিশত লিখা হয়। দান বিশেষ উদ্দেশ্য বা সাধাৰণ উদ্দেশ্যৰ হ'ব  
পাৰে।

**বিশেষ দান (Specific Donation) :** যদি প্ৰাপ্তি দান কেৱল বিশেষ উদ্দেশ্যতহে ব্যৱহাৰ কৰিব  
পাৰি, তেনে দানকে বিশেষ দান বুলি কোৱা হয়। এই বিশেষ উদ্দেশ্য— ভৱন, নতুন কম্পিউটাৰ  
সম্প্ৰস্থাকা গৱেষণাগাৰ নিৰ্মাণ, পুথিভঁৰাল নিৰ্মাণ আদি হ'ব পাৰে। তেনে দানক মূলধনীকৃত কৰা হয়

আরু ইয়ার পরিমাণ কমেই হওক বেছিয়েই হওক ইয়াক উদ্ভৃতপত্রত দেখুওৱা হয়। এই দান কেবল বিশেষ উদ্দেশ্যতহে ব্যবহাব হয়।

**সাধাৰণ দান (General donation) :** এই দান সংগঠনৰ সাধাৰণ উদ্দেশ্য পূৰণৰ বাবে ব্যবহাব হয়। এই দান সাধাৰণতে নিয়মীয়া আয় আৰু ইয়াক ৰাজহ আয় হিচাপে ধৰা হয়। সেয়েহে এই দানক চলিত বছৰৰ আয়-ব্যয় হিচাপত আয় হিচাপে দেখুওৱা হয়।

**ইচ্ছাপত্র (Legacies) :** এইটো এজন মৃতকৰ ইচ্ছাপত্রৰ জৰিয়তে পোৱা টকাৰ পরিমাণ। ইয়াক প্ৰাপ্তি-পৰিশোধ হিচাপত প্ৰাপ্তিৰ দিশত দেখুওৱা হয় আৰু উদ্ভৃত পত্রত পোনে-পোনে মূলধনী পুঁজি/সাধাৰণ পুঁজি যোগ দিয়া হয়, কাৰণ ই পুনঃ পুনঃ প্ৰকৃতিৰ নহয়। অৱশ্যে, ইচ্ছাপত্র যোগে কম টকা পালে আয়-ব্যয় হিচাপত আয় হিচাপে দেখুওৱা হয়।

**আজীৱন সদস্য মাচুল (Life membership fees) :** কিছুমান সদস্যই বছৰি বৰঙণি দিয়াতকৈ আজীৱন সদস্য পদৰ বাবে বৰঙণি দিব পাৰে। ইয়াক মূলধনী প্ৰাপ্তি আৰু মূলধনী/সাধাৰণ পুঁজিলৈ পোনে পোনে ক্রেডিট কৰা হয়।

**ভৰ্তি মাচুল (Entrance fees) :** সদস্যভৰ্তি মাচুলক নামভৰ্তি মাচুল বুলিও জনা যায়। এই মাচুল সদস্যসকলে সদস্য হ'বৰ বাবে এবাৰ মাত্ৰ দিয়ে। যিবোৰ সংগঠনৰ সদস্যৰ সংখ্যা সীমিত, যেনে : ক্লাৰ, দাতব্য অনুষ্ঠান, তেনে অনুষ্ঠানৰ ভৰ্তিমাচুল বছত বেছি। সেয়েহে, ইয়াক অপৌন-পৈনিক বিষয় বুলি ধৰা হয় আৰু পোনে-পোনে মূলধনী/সাধাৰণ পুঁজিলৈ ক্রেডিট কৰা হয়। কিন্তু, শিক্ষা অনুষ্ঠানৰ দৰে, এনে কিছুমান অনুষ্ঠান আছে যিবোৰৰ ভৰ্তিমাচুল নিয়মীয়া আয় আৰু টকাৰ পরিমাণ বছত কম। তেনেবোৰ অনুষ্ঠানৰ ক্ষেত্ৰত এই বিষয়টো সাধাৰণ ৰাজহ প্ৰাপ্তি হিচাপে দেখুওৱা হয়। যি কি নহওক যদিহে বিশেষ নিৰ্দেশনা থাকে, তেন্তে গোটেই পৰিমাণটো মূলধনী প্ৰাপ্তি হিচাপে দেখুওৱা হয় আৰু মূলধনী/সাধাৰণ পুঁজিত পোনে-পোনে যোগ দিয়া হয়।

**পুৰণি সম্পত্তি বিক্ৰী (Sale of old assets) :** পুৰণি সম্পত্তি বিক্ৰীৰ পৰা পোৱা টকা প্ৰাপ্তি-পৰিশোধ হিচাপত প্ৰাপ্তিৰ দিশত বিক্ৰীৰ বছৰতে লিখা হয়। কিন্তু সম্পত্তি বিক্ৰীৰ পৰা হোৱা লাভ বা লোকচান সেই বছৰতে আয়-ব্যয় হিচাপত দেখুওৱা হয়। উদাহৰণ স্বৰূপে, যদি এই 800 টকা মূল্যৰ আচৰাব 700 টকাৰ বিক্ৰী কৰা হয়, এই 700 টকা জমা-খৰচৰ হিচাপৰ প্ৰাপ্তি দিশত লিখা হয় আৰু 100 টকা আয়-ব্যয় হিচাপত ব্যয়ৰ শিতানত সম্পত্তি বিক্ৰীৰ পৰা হোৱা লোকচান হিচাপে দেখুওৱা হয় আৰু উদ্ভৃতপত্রত আচৰাবৰ মুঠ পৰিমাণৰ পৰা 800 টকা বাদ দি দেখুওৱা হয়।

**আলোচনী ইত্যাদি বিক্ৰী (Sale of periodicals) :** ই এবিধ পোনঃপোনিক বিষয় আৰু আয়-ব্যয় হিচাপত আয় হিচাপে দেখুওৱা হয়।

**মাননি পরিশোধ (Payment of Honorarium) :** ই প্রতিষ্ঠানের বাহিরের ব্যক্তিক দিয়া এক প্রকার পরিশোধ। উদাহরণ শিল্পীক তেওঁর শিল্প কার্যসম্পাদনের বাবে ক্লাবে দিয়া মাননি (টকা)। এই পরিশোধ আয়-ব্যয় হিচাপের পরিশোধের দিশত দেখুওৱা হয়।

**দান পুঁজি (Endowment fund) :** এইটো দানের পৰা গঠনকৰা এবিধ পুঁজি। এইটো বিশেষ উদ্দেশ্যের বাবে দিয়া হয়। সেয়েহে, ই এবিধ মূলধনী প্রাপ্তি আৰু উদ্বৃত্তপত্রের দেনার দিশত বিশেষ উদ্দেশ্যের পুঁজি হিচাপে দেখুওৱা হয়।

**চৰকাৰী অনুদান (Government Grant) :** স্কুল, কলেজ, বাজন্ত্ৰা চিকিৎসালয়, আদিয়ে ইয়াৰ কাম-কাজ পৰিচালনার বাবে চৰকাৰী অনুদানের ওপৰত নিৰ্ভৰ কৰে। পৰিচালনা অনুদান (Maintenance grant) হিচাপে পোৱা দান পোনঃপৌনিক অনুদান আৰু বাজহ প্রাপ্তি বুলি ধৰা হয় (চলিত বছৰে আয়) আৰু আয়-ব্যয় হিচাপত ক্রেডিট দিশত লিখা হয়। কিন্তু, ভৱন অনুদান আদিৰ দৰে অনুদানৰোৱা মূলধনী প্রাপ্তি বুলি ধৰা হয় আৰু ভৱন পুঁজিলৈ স্থানান্তৰ কৰা হয়। মনত ৰাখিব লাগে যে লাভ অর্জনের উদ্দেশ্য নথকা অনুষ্ঠানে চৰকাৰ বা চৰকাৰী সংস্থাবোৱাৰ পৰা বাজ-সাহায্য (subsidy) পাব পাৰে। এই বাজ-সাহায্য (subsidy) প্রাপ্তিৰ বৰ্তত বাজহ আয় হিচাপে দেখুওৱা হয়।

**বিশেষ পুঁজি (Special fund) :** লাভ অর্জনের উদ্দেশ্য নথকা অনুষ্ঠানে কেতিয়াবা বিশেষ উদ্দেশ্য বা কামৰ বাবে বিশেষ পুঁজি সৃষ্টি কৰিব পাৰে। যেনে : পুৰুষকাৰ পুঁজি, খেলৰ পুঁজি আদি। এই পুঁজিবোৱক প্রতিভূতিত (securities) বিনিয়োগ কৰা হয় আৰু ইয়াৰপৰা হোৱা আয় তেনে নিৰ্দিষ্ট বিশেষ পুঁজিৰ পৰা লগত যোগ দিয়া হয়। ইয়াক আয়-ব্যয় হিচাপত ক্রেডিট কৰা নহয়। একেদৰে এনে বিশেষ উদ্দেশ্যের বাবে হোৱা খৰচ, তেনে বিশেষ পুঁজিৰ পৰা বাদ দিয়া হয়। উদাহৰণ স্বৰূপে, এটা ক্লাবে খেলা-ধূলাৰ বাবে বিশেষ পুঁজি গঠন কৰে, তেনেক্ষেত্ৰে এই খেল পুঁজিৰ বিনিয়োগৰ পৰা হোৱা আয় খেল পুঁজিত যোগ হ'ব আৰু খেলৰ বাবে হোৱা সকলো ব্যয় এই পুঁজিৰ পৰা বাদ দিয়া হ'ব। এই বিশেষ পুঁজি উদ্বৃত্ত পত্রত দেখুওৱা হয়। যদিহে, বিশেষ পুঁজিৰ বিপৰীতে আয় আৰু ব্যয় সংযোজন কৰাৰ পিচত কিবা ঝণাঝুক উদ্বৃত্ত হয়, তেতিয়া ইয়াক আয়-ব্যয় হিচাপৰ ডেবিট পক্ষলৈ স্থানান্তৰ কৰা হ'ব বা নিৰ্দেশিত নিয়মমতে সংযোজন কৰা হ'ব (10 নং উদাহৰণ চোৱা)

## উদাহরণঃ ৪

চূড়ান্ত হিচাপত তলৰ বিষয়বোৰ কেনেকৈ দেখুৱাবা :

| বিৱৰণ                        | পৰিমাণ<br>(ডঃ) (ট) | পৰিমাণ<br>(ক্ৰঃ) (ট) |
|------------------------------|--------------------|----------------------|
| পুৰস্কাৰ পুঁজি               |                    | 80,000               |
| পুৰস্কাৰ পুঁজিৰ বিনিয়োগ     | 80,000             |                      |
| পুৰস্কাৰ পুঁজিৰ পৰা হোৱা আয় |                    | 8,000                |
| পুৰস্কাৰ প্ৰদান              | 6,000              |                      |

## সমাধান :

..... চনৰ..... তাৰিখত উন্নত পত্ৰ

| দেনা                  | পৰিমাণ<br>(ট) | সম্পত্তি                 | পৰিমাণ<br>(ট) |
|-----------------------|---------------|--------------------------|---------------|
| পুৰস্কাৰ পুঁজি        | 80,000        |                          |               |
| যোগ : বিনিয়োগৰ পৰা   |               |                          |               |
| হোৱা আয়              | 8,000         | পুৰস্কাৰ পুঁজিৰ বিনিয়োগ | 80,000        |
|                       | 88,000        |                          |               |
| বাদ : পুৰস্কাৰ প্ৰদান | 6,000         |                          |               |
|                       | 82,000        |                          |               |

## উদাহরণঃ ৯

(ক) তলত দিয়া তথ্যবোৰ এটা লাভ অৰ্জনৰ উদ্দেশ্য নথকা অনুষ্ঠানৰ বিশীয় বিবৃতিত দেখুওৱা

| বিৱৰণ  | পৰিমাণ<br>(টকা) |
|--|-----------------|
| খেলৰ বাবে ব্যয় (Match Expenses)               | 16,000          |
| খেল পুঁজি (Match fund)                         | 8,000           |
| খেল পুঁজিৰ বাবে দান (Donations for match fund) | 5,000           |
| খেলৰ টিকট বিক্ৰী (Sale of Match Ticket)        | 7,000           |

(খ) আন বিষয়বোৰ একে থাকি খেল ব্যয় 6,000/- টকা বাঢ়ি গ'লে কি পৰিণতি হ'বা?

সমাধান :

..... চনৰ ..... তাৰিখৰ উদ্বৃত্ত পত্ৰ

| দেনা               | পৰিমাণ<br>(টকা) | সম্পত্তি | পৰিমাণ<br>(টকা) |
|--------------------|-----------------|----------|-----------------|
| খেল পুঁজি          | 8,000           |          |                 |
| যোগ :: দান (বিশেষ) | 5,000           |          |                 |
| যোগ :: টিকট বিক্ৰী | 7,000           |          |                 |
|                    | 20,000          |          |                 |
| বাদ :: খেল ব্যয়   | 16,000          | 4,000    |                 |
|                    |                 | 4,000    |                 |

কেৱল প্রাসংগিক তথ্যবোৰ দিয়া হৈছে।

(খ) যদিহে খেলৰ ব্যয় 6,000/- টকা বাঢ়ি যায়, তেতিয়া খেল পুঁজিৰ প্ৰকৃত উদ্বৃত্ত ঝণাঞ্চক হ'ব। অৰ্থাৎ ডেবিট দিশ ক্ৰেডিট দি তকৈ বেছি হ'ব আৰু এই অতিৰিক্ত 2,000/- টকা আয় আৰু ব্যয় হিচাপত খৰচ হিচাপে দেখুওৱা হয়।

### কি বুজিলা চোৱা- II

অব্যৱসায়ী সংগঠনৰ ক্ষেত্ৰত তলত দিয়া বিষয়বোৰ কেনেকৈ দেখুৱাবা?

- খেল পুঁজি 40,000/- টকা; খেলৰ ব্যয় 14,000 টকা; খেলৰ পৰা হোৱা আয় 16,000/- টকা।
- টেবুল টেনিচ খেলৰ ব্যয় 4,000/- টকা।
- পুৰস্কাৰ পুঁজি 20,000/- টকা; পুৰস্কাৰ পুঁজি বিনিয়োগৰ পৰা পোৱা সুদ 3,000/- টকা; পুৰস্কাৰ দিয়া হয় 5,000/- টকা; পুৰস্কাৰ পুঁজি বিনিয়োগ 18,000/- টকা।
- দাতব্য প্ৰদৰ্শনীৰ পৰা প্ৰাপ্তি 7,000/- টকা; দাতব্য প্ৰদৰ্শনীৰ ব্যয় 3,000/- টকা।

### উদাহৰণ : 10

2006 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰৰ প্ৰাপ্তি-পৰিশোধ হিচাপৰ পৰা তুলি দিয়া হৈছে।

পৰিশোধ :: মনোহাৰী 23,000/- টকা

## অতিরিক্ত তথ্য :

| বিরুণ                | ১ এপ্রিল, 2005 | ৩১ মার্চ, 2006 |
|----------------------|----------------|----------------|
| মজুত মনোহারীর পরিমাণ | 4,000/- টকা    | 3,000/- টকা    |
| মনোহারীর পাওনাদার    | 9,000/- টকা    | 2,500/- টকা    |

## সমাধান :

| বিরুণ   | পরিমাণ<br>(টকা) |
|---|-----------------|
| প্রাণ্তি-পরিশোধ হিচাপ মতে মনোহারী ক্রয়ের বাবে পরিশোধ     | 23,000          |
| বাদ : 2004-05 বছরের বাবে পরিশোধ (অর্থাত আবস্তনি পাওনাদার) | 9,000           |
| 2005-06 বছরের বাবে পরিশোধ                                 | 14,000          |
| যোগ : পরিশোধ নকরা টকার পরিমাণ (সামৰণিত পাওনাদার)          | 2,500           |
| 2005-06 বছরের বাবে মনোহারী ক্রয়ের পরিমাণ                 | 16,500          |
| যোগ : আবস্তনি মজুতের পরিমাণ                               | 4,000           |
| 2005-06 বছরের বাবে ব্যরহারযোগ্য মনোহারী                   | 20,500          |
| বাদ : সামৰণি মজুতের পরিমাণ                                | 3,000           |
| 2005-06 বছরের বাবে ব্যরহত মনোহারী পরিমাণটো আয়            | 17,500          |
| ব্যয় হিচাপের ব্যয়ের দিশত দেখুওরা হব।                    |                 |

**মনোহারী (Stationery) :** সাধারণতে মনোহারী এবিধ ভোগ্য (consumable) বিষয় আৰু আয়-ব্যয় হিচাপত ব্যয়ের দিশত দেখুওরা হয়। কিন্তু, যদিহে মজুতপণ্য থাকে। (আবস্তনি/সামৰণি) তেতিয়া আমি ক্রয়ের লগত এইবোৰ সংযোজন কৰি ব্যরহত মনোহারীর পরিমাণ উলিয়াব লাগে আৰু আয়-ব্যয় হিচাপত দেখুৱাব লাগে। মজুত মনোহারী উদ্ভৃত পত্রত দেখুৱাব লাগে।

**উদাহৰণ স্বৰূপে —** যদি প্রাণ্তি-পরিশোধ হিচাপ মনোহারীর বাবে 40,000/- টকা

পরিশোধ দেখুৱাই আৰু আবস্তনি আৰু সামৰণি মজুত ক্ৰমে 12,000/- টকা আৰু 15,000/- টকা। এতিয়া মনোহারীর বাবে হোৱা ব্যয় তলত দিয়া ধৰণে উলিওৱা হ'ব :

|                  |                   |
|------------------|-------------------|
| ମନୋହାରୀ କ୍ରୟ     | 40,000 ଟକା        |
| ଯୋଗ : ଆରଭଣ ମଜୁତ  | <u>12,000 ଟକା</u> |
|                  | 52,000 ଟକା        |
| ବାଦ : ସାମରଣ ମଜୁତ | <u>15,000 ଟକା</u> |
|                  | 37,000 ଟକା        |

ଯଦିହେ, ମନୋହାରୀ ବାକୀତ କ୍ରୟ କରା ହ୍ୟ; ତେଣେ ଇଯାର ବ୍ୟରହାର ପରିମାଣ 12ନଂ ଉଦାହରଣତ ଦିଆ ଦରେ ଉଲିଓରା ହ୍ୟ ।

#### ନିଜେ ଅଭ୍ୟାସ କରା

1. ତଳତ ଦିଆ ତଥ୍ୟବୋରର ପରା 2005-06 ବଚ୍ଚର ବାବେ ଔଷଧ ବ୍ୟରହାରର ବାବେ ହୋରା ବ୍ୟୟ ଉଲିଓରା :

| ବିରବଣ  | ପରିମାଣ<br>(ଟକା) |
|--|-----------------|
| ଔଷଧ କ୍ରୟର ବାବେ ପରିଶୋଧ  | 3,70,000        |
| ଔଷଧ କ୍ରୟର ବାବେ ପାଞ୍ଚନାଦାର 1-04-2005 ତାରିଖେ   | 25,000          |
| 31-03-2006 ତାରିଖେ  | 17,000          |
| ଔଷଧର ମଜୁତ  |                 |
| 1-04-05 ତାରିଖିତ  | 62,000          |
| 31-03-06 ତାରିଖିତ   | 54,000          |
| ଔଷଧ ଯୋଗାନକାରୀକ ଦିଆ ଆଗଧନ  |                 |
| 1-04-05 ତାରିଖିତ  | 11,500          |
| 31-03-06 ତାରିଖିତ   | 18,200          |
| 2. 2006 ଚନର 31ମାର୍ଚ୍ଚତ ଅନ୍ତ ହୋରା ବଚ୍ଚରତ ବ୍ୟୟ ହିଚାପେ ଆଯ-ବ୍ୟୟ ହିଚାପତ କିମାନ ପରିମାଣର ଖେଳ ସାମଗ୍ରୀ ଦେଖୁଓରା ହ'ବ ? |                 |

| বিরুণ   | পরিমাণ<br>(টকা) |
|---|-----------------|
| 2006 বছৰ 1 এপ্ৰিলত মজুত খেল সামগ্ৰীৰ পৰিমাণ     | 7,500           |
| 2006 বছৰ 1 এপ্ৰিলত খেল সামগ্ৰীৰ বাবে পাওনাদাৰ   | 2,000           |
| 2007 বছৰ 31 মার্চত খেল সামগ্ৰীৰ মজুতৰ পৰিমাণ    | 6,200           |
| 2006-07 বছৰ খেল সামগ্ৰীৰ বাবে পৰিশোধৰ পৰিমাণ    | 17,000          |
| 2007 বছৰ 31 মার্চত খেল সামগ্ৰীৰ বাবে দিয়া আগধন | 3,500           |
| 2007 বছৰ 31 মার্চত খেল সামগ্ৰীৰ বাবে পাওনাদাৰ   | 1,200           |

## উদাহৰণ 11 :

2006 চনৰ 1 এপ্ৰিলৰ পৰা 31 মার্চৰ 2007 লৈ সময়ছোৱাৰ বাবে এণ্টাৰটেইনমেণ্ট ক্লাবৰ হিচাপ  
প্ৰাপ্তি-পৰিশোধ তলত দিয়া হ'ল :

## প্ৰাপ্তি-পৰিশোধ হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰ বাবে

| ডেং | প্ৰাপ্তি                                    | পৰিমাণ<br>(ট) | পৰিশোধ                  | ক্ৰেং  |
|-----|---|---------------|-------------------------|--------|
|     | আৰঙ্গণি উন্নতি                              |               | দৰমহা                   | 24,000 |
|     | নগদ   | 27,500        | বিজুলী বিল              | 21,000 |
|     | বেংক  | 60,000        | খোৱা সামগ্ৰীৰ ব্যয়     | 60,000 |
|     | সদস্যৰ বৰঙণি :                              |               | টেলিফোন বিল             | 35,000 |
|     | 2005-2006                                   | 12,500        | মাহেকীয়া আলোচনীৰ বৰঙণি | 14,500 |
|     | 2006-07                                     | 1,00,000      | ছপা আৰু মনোহাৰী         | 13,000 |
|     | 2007-08                                     | 10,000        |                         |        |
|     |   | 1,20,500      |                         |        |
|     | আচবাব বিক্ৰী (লিখিত মূল্য)<br>8,000/- (টকা) | 10,000        | খেলৰ ব্যয়              | 50,000 |
|     | খাদ্য সামগ্ৰী বিক্ৰী                        | 1,00,000      | সচিবৰ মাননি             | 30,000 |

|   |                                       |   |   |          |
|---|---------------------------------------|---|---|----------|
| পুরণি আলোচনী, বাতৰি কাকত,<br>আদি বিক্রী<br>বিবাহৰ বাবে খেলপথাৰ ভাৰা<br>খেল পুঁজিৰ বাবদ দান<br>লকাৰ ভাৰা | 3,200<br>25,000<br>17,050<br>4,14,000 | 8% বিনয়োগ (31-3-07)<br>48,750<br>নগদ<br>বেংক<br>4,14,000 | সামৰণি উদ্ভৃত :<br>21,500<br>45,000<br>66,500<br>4,14,000 | 1,00,000 |
|---|---------------------------------------|---|---|----------|

## অতিৰিক্ত তথ্য :

- (i) 2006-07 বছৰত ক্লাবৰ 225 জন সদস্য আৰু প্ৰত্যেকেই বছৰি 500/- টকাকৈ বৰঙণি দিয়ে।  
2005-06 বছৰত বৰঙণি পৰিশোধ নকৰা 30 জনৰ ভিতৰত 25 জনে তেওঁলোকৰ বাকী  
2006-07 বছৰত পৰিশোধ কৰিলৈ। বাকী 5 জন সদস্যই বৰঙণি দিয়াৰ পৰিবৰ্তে তেওঁলোকে  
2006 চনৰ 1 এপ্ৰিলত ক্লাবটো ত্যাগ কৰিলে আৰু অনাদায়ী বুলি ধৰা হয়।
- (ii) 2006-07 বছৰত দিল্লীৰ MTNL টেলিফোন বিলৰ বাবদ 35,000/- টকা জমা দিলে। 2007  
চনৰ 31 মার্চত তলত দিয়া বিবৃতিবোৰ টেলিফোন অফিচৰ পৰা পোৱা হ'ল :

|   | টকা      |
|---|----------|
| জমাৰ পৰিমাণ   | 35,000/- |
| জমাৰ ওপৰত সুদ   | 3,000/-  |
| বাদ : 2006-07 বছৰৰ বাবে টেলিফোন ভাৰা আৰু বিল  | 22,000/- |
| 31-03-2007 তাৰিখে জমাৰ উদ্ভৃত   | 16,000   |
| 3. ক্লাবৰদ্বাৰা পৰিচালিত ৰেষ্টুৰেটৰ খাদ্য সামগ্ৰীৰ মজুত 2005-06 বছৰত 16,000/- টকা আৰু<br>2006-07 বছৰৰ বাবে 18,000/- টকা।                              |          |
| 4. সময়কালীন কাকত, আলোচনী আৰু বাতৰি-কাকতৰ বাবে বৰঙণি হিচাপে অগ্ৰিম ধন প্ৰদান<br>ক্ৰমে 2005-06 বছৰৰ বাবে 2,500/- টকা আৰু 2006-07 বছৰৰ বাবে 5000/- টকা। |          |
| 5. 2006 বছৰৰ 1 এপ্ৰিলত আন উদ্ভৃতবোৰ তলত দিয়া ধৰণৰ :  |          |

(টকা)

|  |          |
|--|----------|
| আচৰাব  | 1,00,000 |
| ভৱন  | 6,50,000 |
| খেলৰ পুঁজি   | 15,000   |
| 6. আচৰাব আৰু ভৱনৰ ওপৰত ক্ৰমে 12.5% আৰু 5% অৱক্ষয় ধাৰ্য কৰা 31 মার্চৰ 2007 চনৰ<br>অন্ত পৰা বছৰৰ বাবে আয়-ব্যয় হিচাপ প্ৰস্তুত কৰা আৰু তাৰিখতে উদ্ভৃতপত্ৰ প্ৰস্তুত কৰা। |          |

সমাধান :

## এন্টারপ্রেটেইনমেন্ট ক্লাবৰ বহীত

আয়-ব্যয় হিচাপ

31 মার্চ, 2007 তাৰিখত অন্ত হোৱা বছৰটোৰ

ডেঃ

ক্রেঃ

| ব্যয়                       | পরিমাণ<br>(টকা) | আয়                          | পরিমাণ<br>(টকা) |
|-----------------------------|-----------------|------------------------------|-----------------|
| ছপা আৰু মনোহাৰী             | 13,000          | বৰঙণি                        | 1,00,000        |
| বিজুলী বিল                  | 21,000          | যোগ-অনাদায়                  | 12,500          |
| দৰমহা                       | 24,000          | পুৰণি কাগজপত্ৰ বিক্ৰী        | 3,200           |
| টেলিফোন ব্যয়               | 22,000          | দিল্লীৰ MTNLৰ জমাৰ ওপৰত সুদ  | 3,000           |
| সচিবৰ মাননি                 | 30,000          | লকাৰ ভাৰা                    | 17,000          |
| খেলৰ ব্যয়                  | 50,000          | আচবাৰ বিক্ৰীৰ পৰা হোৱা লাভ   | 2000            |
| বাদ : খেল পুঁজিৰ আৰম্ভণি    |                 | (10,000-8,000)               |                 |
| উত্ত                        | 15,000          |                              |                 |
|                             | 35,000          |                              |                 |
| বাদ : খেলৰ বাবে প্রাপ্ত দান | 25,000          | খাদ্য সামগ্ৰী বিক্ৰী         | 1,00,000        |
| সময়কালিন কাকতৰ বাবে        |                 | বাদ : সামগ্ৰী ব্যয়          | 60,000          |
| বৰঙণি                       | 14,500          | যোগ : আৰম্ভণি উত্ত           | 16,000          |
| যোগ : অধিম পৰিশোধ           |                 |                              | 76,000          |
| (আৰম্ভণি)                   | 2,500           | বাদ : সামৰণি উত্ত            | 18,000          |
|                             | 17,000          |                              | 58,000          |
| বাদ : অধিম পৰিশোধ           |                 |                              |                 |
| (সামৰণি)                    | 5,000           |                              |                 |
|                             |                 | পথাৰ বিবাহৰ বাবে ব্যৱহাৰৰ    | 42,000          |
| অৱক্ষয় : আচবাৰ             | 11,500          | কৰিবলৈ দিয়াৰ বাবে পোৱা ভাৰা | 48,750          |
| ভৱনৰ                        | 32,500          |                              |                 |

ଲାଭ ଅର୍ଜନର ଉଦ୍ଦେଶ୍ୟ ନଥକା ସଂଗ୍ଠନର ହିଚାପକରଣ

୪୫

|                            |          |  |          |
|----------------------------|----------|--|----------|
| ବରଙ୍ଗଣ ବାଦ ଦିଆ ହଲ୍         | 44,000   |  |          |
| (ଅନୁଦାରଣୀୟ) (500 × 5)      | 2,500    |  |          |
| ବାହି ବ୍ୟୟର ଓପରତ ଆୟର ଆଧିକ୍ୟ | 50,000   |  |          |
|                            | 2,28,500 |  | 2,28,500 |

ଏଟାରଟେଇନମେଣ୍ଟ କ୍ଲାବର ଉଦ୍ଭବ ପତ୍ର

2006 ଚନ୍ର 31 ମାର୍ଚ୍ଚର

| ଦେନା                 | ପରିମାଣ<br>(ଟକା) | ସମ୍ପତ୍ତି                 | ପରିମାଣ<br>(ଟକା) |
|----------------------|-----------------|--------------------------|-----------------|
| ଖେଳ ପୁଞ୍ଜି           | 15,000          | ନଗଦ ହାତେ ଜମା             | 27,500          |
| ମୂଳଧନୀ/ସାଧାରଣ ପୁଞ୍ଜି |                 | ନଗଦ ବେଂକତ ଜମା            | 60,000          |
| ଉଦ୍ଭବ ପରିମାଣ         | 8,56,000        | ଅଧିମ ବରଙ୍ଗଣିର ପରିମାଣ     |                 |
|                      |                 | ମାହେକୀୟ ପତ୍ରର ବାଦ        | 2,500           |
|                      |                 | ଅନାଦାୟ ବରଙ୍ଗଣ (500 × 30) | 15,000          |
|                      |                 | ଖାଦ୍ୟ ସାମଗ୍ରୀ ମଜୁତ       | 16,000          |
|                      |                 | ଆଚବାବ                    | 1,00,000        |
|                      |                 | ଭରନ                      | 6,50,000        |
|                      | 8,71,000        |                          | 8,71,000        |

ଟୋକା ୫ ଯିହେତୁ ଖେଳର ବାବେ ହୋଇଥାଏ ବ୍ୟୟ, ଖେଳ ପୁଞ୍ଜି ଆବଶ୍ୟକ ହେବାର ବାବେ ଦାନତକୈ ବେଛି ହୁଏ, ସେଯେହେ ଏହି ଅତିରିକ୍ତ ପରିମାଣ ଆୟ-ବ୍ୟୟ ହିଚାପତ ଡେବିଟ କରା ହୁଏ ।

ଏଟାରଟେଇନମେଣ୍ଟ କ୍ଲାବର ଉଦ୍ଭବ ପତ୍ର

2007 ଚନ୍ର 31 ମାର୍ଚ୍ଚର

| ଦେନା                | ପରିମାଣ<br>(ଟକା) | ସମ୍ପତ୍ତି          | ପରିମାଣ<br>(ଟକା) |
|---------------------|-----------------|-------------------|-----------------|
| ଅଧିମ ପ୍ରାପ୍ତ ବରଙ୍ଗଣ | 10,000          | ନଗଦ ହାତେ ଜମା      | 21,500          |
| ଖେଳ ପୁଞ୍ଜି          |                 | ନଗଦ ବେଂକତ ଜମା     | 45,000          |
| ଆବଭଣ୍ଣ ଉଦ୍ଭବ        | 15,000          | MTNLର ଜମା, ଦିଲ୍ଲୀ |                 |
| ଯୋଗ-ଦାନ             | 25,000          | ଅନାଦାୟ ବରଙ୍ଗଣ     | 16,000          |
|                     | 40,000          |                   |                 |

|   |          |          |  |          |
|---|----------|----------|--|----------|
| যোগ : খেলৰ ব্যয়<br>(আয়-ব্যয় হিচাপৰ<br>পৰা ধৰা ব্যয়) | 10,000   |          | মাহেকীয়া আলোচনীৰ বাবে অগ্ৰিম<br>অনাদায় বৰঙণি ( $500 \times 25$ ) | 5,000    |
|   | 50,000   |          | সামৰণি মজুত খাদ্য সামগ্ৰী  | 12,500   |
| বাদ : খেলৰ ব্যয়  | 50,000   | NIL      | বিনিয়োগ   | 18,000   |
| মূলধনী পুঁজি  | 8,56,000 |          | আচবাৰ  | 1,00,000 |
| যোগ : ৰাহি  | 50,000   |          | বাদ : বিক্ৰী   | 1,00,000 |
|   |          | 9,06,000 |  | 8,000    |
|   |          |          |  | 92,000   |
|   |          |          | বাদ : অৱক্ষয়  | 11,500   |
|   |          |          | ভৱন  | 80,500   |
|   |          |          | বাদ : অৱক্ষয়  | 6,50,000 |
|   |          |          |  | 32,500   |
|   |          |          |  | 6,17,500 |
|   |          | 9,16,000 |  | 9,16,000 |

## উদাহৰণ 12 :

2007 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰৰ বাবে তলত দিয়া তথ্যবোৰৰ পৰা এখন আয়-ব্যয় হিচাপ  
আৰু এখন উদ্ভৃতপত্ৰ প্ৰস্তুত কৰা :

## প্ৰাপ্তি-পৰিশোধ হিচাপ

2007 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰৰ বাবে

| প্ৰাপ্তি                | পৰিমাণ<br>(টকা) | পৰিশোধ          | পৰিমাণ<br>(টকা) |
|-------------------------|-----------------|-----------------|-----------------|
| আৰন্তগি উদ্ভৃত<br>বৰঙণি | 41,000          | দৰমহা আৰু মজুৰি |                 |
| 2005-06                 | 7200            | 2005-06         | 4,800           |
| 2006-07                 | 3,37,600        | 2006-07         | 83,200          |
| 2007-08                 | 12,000          | বিভিন্ন ব্যয়   | 88,000          |
|                         |                 | নিষ্কৰ ভূমি     | 37,000          |
|                         |                 | মনোহাৰী         | 60,000          |
|                         |                 |                 | 16,000          |
|                         | 3,56,800        |                 |                 |

লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনৰ হিচাপকৰণ

৪৭

|                        |                 |                     |                 |
|------------------------|-----------------|---------------------|-----------------|
| ভর্তিমাচুল             | 16,000          | বেটছ                | 24,000          |
| লকাব ভাৰা              | 58,000          | লঘু আহাৰৰ ব্যয়     | 37,500          |
| লঘু আহাৰৰ পৰা হোৱা আয় | 48,000          | টেলিফোন ব্যয়       | 4,000           |
| বিনিয়োগৰ পৰা হোৱা আয় | 56,000          | বিনিয়োগ            | 2,50,000        |
|                        |                 | হিচাপ পৰীক্ষা মাচুল | 6,000           |
|                        |                 | সামৰণি উদ্ভৃত       | 53,300          |
|                        | <b>5,75,800</b> |                     | <b>5,75,800</b> |

তলত অতিৰিক্ত তথ্যবোৰ দিয়া হ'ল :

- ক্লাবৰ 1800.00 সদস্য আছে আৰু প্ৰত্যেকেই 200.00 টকাকৈ বছৰি বৰঙণি আগবঢ়ায়। 2006 বছৰৰ 1 এপ্ৰিলত 2005-06 বছৰৰ বাবে বকেয়া 8,000.00 টকা।
- 2007 চনৰ 31 মার্চত বেটছৰ অগ্ৰিম পৰিশোধ 2007 চনৰ জুন মাহলৈ। প্ৰতি বছৰে মুঠ বেটছৰ পৰিশোধ 24,000.00 টকা।
- 2007 চনৰ 31 মার্চত অপ্ৰদন্ত টেলিফোনৰ বিলৰ পৰিমাণ 1400.00 টকা।
- 2006 চনৰ 31 মার্চত অপ্ৰদন্ত বিভিন্ন ব্যয় মুঠ 2800.00।
- 2006 চনৰ 31 মার্চত সামৰণী মজুত 2000/- টকা, 2007 চনৰ 31 মার্চত ইয়াৰ পৰিমাণ 3600.00 টকা।
- 2006 চনৰ 31 মার্চত ভৱনৰ পৰিমাণ 4,00,000.00 টকা আৰু ইয়াৰ বছৰি 2.5% হাৰে অৱক্ষয় ধৰিব লাগে।
- 2006 চনৰ 31 মার্চত বিনিয়োগৰ পৰিমাণ 8,00,000/- টকা।
- 2007 চনৰ 31 মার্চত বিনিয়োগ ক্ৰয়ৰ পৰা বছৰটোত উদ্ভৃত আয়ৰ পৰিমাণ 1500/- টকা।

সমাধান :

আয়-ব্যয় হিচাপ

2007 বছৰৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| ব্যয়           |        | আয়         |          |
|-----------------|--------|-------------|----------|
| দৰমহা আৰু মজুৰি | 83,200 | বৰঙণি       | 3,60,000 |
| বিভিন্ন ব্যয়   | 37,000 | ভর্তি মাচুল | 16,000   |
| বাদ : 31-3-06 ত |        |             |          |

|                           |                 |          |                          |        |                 |
|---------------------------|-----------------|----------|--------------------------|--------|-----------------|
| অপ্রদত্ত ব্যয়            | 2,800           | 34,200   | লকার ভারা                |        | 58,000          |
| মনোহারী (ব্যরহার) :       |                 |          | লঘু আহারৰ পৰা হোৱা আয় : |        |                 |
| অৱস্থণি মজুত              | 2,000           |          | লঘু আহারৰ পৰা পোৱা       |        |                 |
| যোগ : ক্ৰয়               | 16,000          |          | ৰাজহ                     | 48,000 |                 |
|                           | 18,000          |          | বাদ : লঘু আহারৰ ব্যয়    | 37,500 | 10,500          |
| বাদ : সামৰণি মজুত         | 3,600           |          | বিনিয়োগৰ পৰা হোৱা আয়   |        |                 |
|                           |                 |          |                          | 56,000 |                 |
| বেটচ                      | 24,000          |          | যোগ : উদ্ভৃত আয়         | 1,500  | 57,500          |
| বাদ : 2007-08 ৰ বাবে      |                 |          | চলিত বৰ্ষৰ বিনিয়োগৰ     |        |                 |
| অগ্ৰিম                    | 6,000           |          |                          |        |                 |
|                           | 18,000          |          |                          |        |                 |
| যোগ : 2006-07 ৰ বাবে      |                 |          |                          |        |                 |
| অগ্ৰিম                    | 6,000           |          |                          |        |                 |
| টেলিফোন ব্যয়             | 4,000           | 24,000   |                          |        |                 |
| যোগ : অপ্রদত্ত ব্যয়      | 1,400           |          |                          |        |                 |
|                           |                 | 5,400    |                          |        |                 |
| হিচাপ পৰীক্ষা মাচুল       |                 | 6,000    |                          |        |                 |
| ভৱনৰ ওপৰত অৱক্ষয়         |                 | 10,000   |                          |        |                 |
| ৰাহি                      |                 | 3,24,000 |                          |        |                 |
| (ব্যয়ৰ ওপৰত আয়ৰ আধিক্য) | <b>5,02,000</b> |          |                          |        | <b>5,02,000</b> |

## উদ্বৃত্ত পত্ৰ

2007 চনৰ 31 মার্চত

| দেনা                   | পৰিমাণ<br>(টকা)  | সম্পত্তি                  | পৰিমাণ<br>(টকা)  |
|------------------------|------------------|---------------------------|------------------|
| অপ্রদত্ত টেলিফোন ব্যয় | 1,400            | নগদ আৰু বেংকত জমা         | 53,300           |
| অগ্রিম প্রাপ্ত বৰঙণি   | 12,000           | অপ্রাপ্ত বৰঙণি            | 23,200           |
| সাধাৰণ পুঁজি           | 12,49,400        | মনোহাৰী মজুত              | 3,600            |
| যোগ :: ৰাহি            | 4,24,800         | ৰেট্চৰ আগতীয়া পৰিশোধ     | 6,000            |
|                        | 15,74,200        | বিনিয়োগৰ ওপৰত উদ্ভৃত সুদ | 1,500            |
|                        |                  | বিনিয়োগ 8,00,000         |                  |
|                        |                  | যোগ 2,50,000              | 10,50,000        |
|                        |                  | ভৱন 4,00,000              |                  |
|                        |                  | বাদ :: অৱক্ষয় 10,000     | 3,90,000         |
|                        |                  | ভূমি 60,000               |                  |
|                        | <b>15,87,600</b> |                           | <b>15,87,600</b> |

## উদ্বৃত্ত পত্ৰ

2006 চনৰ 31 মার্চত

| দেনা                           | পৰিমাণ<br>(টকা)  | সম্পত্তি            | পৰিমাণ<br>(টকা)  |
|--------------------------------|------------------|---------------------|------------------|
| অপ্রদত্ত বিভিন্ন ব্যয়         | 2,800            | নগদ আৰু বেংকৰ ৰাহি  | 41,000           |
| অপ্রদত্ত দৰমহা আৰু মজুৰি       | 4,800            | অনাদায় বৰঙণি       | 8,000            |
| সাধাৰণ পুঁজি (উদ্বৃত্ত পৰিমাণ) | 12,49,400        | মনোহাৰী মজুত        | 2,000            |
|                                |                  | অগ্রিম পৰিশোধ ৰেট্চ | 6,000            |
|                                |                  | বিনিয়োগ            | 8,00,000         |
|                                |                  | ভৱন                 | 4,00,000         |
|                                | <b>12,57,000</b> |                     | <b>12,57,000</b> |

## কার্যকরী টোকা :

| ডেঃ   |   | বরঙণি হিচাপ |  |  | ত্রেঃ  |                 |
|-------|---|-------------|--|--|--|-----------------|
| তারিখ | বিরোগ   | জা<br>পঃ    | পরিমাণ<br>(টকা)  | তারিখ বিরোগ                              | জা<br>পঃ   | পরিমাণ<br>(টকা) |
| —     | আবস্তনি উদ্বৃত্ত<br>(2005-06 বছরের<br>বাবে বকেয়া)<br>আয় আৰু ব্যয়<br>( $1,800 \times 200$ )<br>সামৰণি উদ্বৃত্ত<br>(2007-08 চনৰ বাবে<br>আগ্রিম প্রাপ্তি) | —           | 8,000<br><br>3,60,000<br><br>12,000<br><br><b>3,80,000</b> | —<br>জমা আৰু খৰচ হিচাপ<br>সমৰণি উদ্বৃত্ত | —<br>3,56,800<br><br>23,200<br><br><b>3,80,000</b> |                 |

## উদাহৰণঃ 13

ফ্ৰেইগুশ্চিপ ক্লাবৰ 31-3-06 তাৰিখে অন্ত পৰা বছৰের বাবে প্রাপ্তি-পৰিশোধ হিচাপ তলত দিয়া হ'ল।

## প্রাপ্তি-পৰিশোধ হিচাপ

| ডেঃ                             | 2006 চনৰ 31 মার্চত শেষ হোৱা বছৰের বাবে |                     |                 | ত্রেঃ |
|---------------------------------|--|---------------------|-----------------|-------|
| প্রাপ্তি                        | পরিমাণ<br>(টকা)                        | পৰিশোধ              | পরিমাণ<br>(টকা) |       |
| আবস্তনি নগদ হাতে জমা<br>বৰঙণি : |  |                     |                 |       |
| 2004-05                  15,000 | 10,000                                 | দৰমহা               | 20,000          |       |
| 2005-06                  20,000 |  | মনোহাৰী             | 4,500           |       |
| 2006-07                  5,000  | 40,000                                 | ৰেট্ৰ আৰু কৰ        | 1,500           |       |
| খেলৰ পৰা হোৱা লাভ               | 17,800                                 | 8% চৰকাৰী ছিকিউৰিটি | 25,000          |       |
| 8% চৰকাৰী ছিকিউৰিটিৰ সুদ        | 5,000                                  | বিভিন্ন ব্যয়       | 500             |       |
|                                 | <b>72,800</b>                          | কোৰিয়াৰ সেৱা ব্যয় | 300             |       |
|                                 |  | সামৰণি নগদ হাতে জমা | 13,500          |       |
|                                 |  |                     | <b>72,800</b>   |       |

## অতিরিক্ত তথ্য :

- ক্লাবৰ মুঠ সদস্য 500 জন আৰু প্রত্যেকেই বছৰি 50.00 টকাকৈ বৰঙণি দিয়ে। 2005-06 চনৰ আৰম্ভণিতে 2004-05 চনৰ বাবে 17500.00 টকা পাব বাকী আছে। 2004-05 চনত 40 জন সদস্যই তেওঁলোকৰ 2005-06 চনৰ বৰঙণি আগতীয়াকৈ দিছে।
- মজুত মনোহাৰীৰ পৰিমাণ 2005 চনৰ 31 মার্চত 1500.00 টকা আৰু 2006 চনৰ 31 মার্চত 2000/- টকা।
- 2006 চনৰ 31 মার্চত ৰেট্চ আৰু কৰৰ বাবদ অগ্ৰিম হিচাপে 2007 চনৰ 31 জানুৱাৰীলৈ দিয়া আছে। বার্ষিক ভৰণি (charge) পৰিমাণ 1500.00 টকা।
- 3 মাহৰ বাবে টেলিফোনৰ বিল দিব বাকী আছে, ইয়াৰ পৰিমাণ উদ্ভৃত ব্যয়ৰ 1,500.00 টকা। 3 মহী ব্যয়ৰ কোনো পৰিৱৰ্তন নহয়।
- অপ্রদত্ত বিভিন্ন ব্যয় 31-3-2005 তাৰিখে 250/- টকা আৰু 31-3-06 তাৰিখে 300.00 টকা।
- 2005 চনৰ 31 মার্চত ভৱনৰ পৰিমাণ আছিল 2,00,000/- টকা আৰু বছৰি @10% হাৰে অৱক্ষয় বাদ দিব লাগে।
- 2005 চনৰ 31 মার্চত চৰকাৰী প্ৰতিভূতিৰ মূল্য 75,000.00 টকা, যিটো সেই তাৰিখতেই লিখিত মূল্যত কিনিছিল। 2006 চনৰ 31 মার্চত অতিরিক্ত 25,000.00 টকাৰ চৰকাৰী ছিকিউৰিটি কিনা হ'ল।

## সমাধান :

## ফ্ৰেইগুশ্চিপ ক্লাবৰ বহীত উদ্ভৃত পত্ৰ

2005 চনৰ 31 মার্চত

| দেনা                           | পৰিমাণ<br>(টকা) | সম্পত্তি                                     | পৰিমাণ<br>(টকা) |
|--------------------------------|-----------------|--|-----------------|
| অপ্রদত্ত ব্যয় :               |                 |  |                 |
| টেলিফোন ব্যয়                  | 3,000           | ভৱন  | 2,00,000        |
| বিভিন্ন ব্যয়                  | 250             | 8% চৰকাৰী ছিকিউৰিটিত<br>বিনিয়োগ             | 75,000          |
|                                |                 | মজুত মনোহাৰী                                 | 1,500           |
| অগ্ৰিম প্ৰাপ্ত বৰঙণি           | 2,000           | অগ্ৰিম প্ৰদত্ত ৰেট্চ আৰু কৰ<br>অনাদায় বৰঙণি | 1,250           |
| সাধাৰণ পুঁজি<br>(ৰাহিৰ পৰিমাণ) | 3,00,000        | নগদ হাতে জমা                                 | 17,500          |
|                                |                 |  | 10,000          |
|                                | <b>3,05,250</b> |  | <b>3,05,250</b> |

## আয়-ব্যয় হিচাপ

2006 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰৰ বাবে

| ব্যয়                           | পরিমাণ<br>(টকা) | আয়  | পরিমাণ<br>(টকা) |
|---------------------------------|-----------------|--|-----------------|
| দৰমহা                           | 20,000          | খেলৰ পোৱা হোৱা লাভ                               | 17,800          |
| মনোহাৰী (ক্ৰয়) 4,500           |                 | 8% চৰকাৰী প্ৰতিভূতিৰ পৰা                         |                 |
| যোগ : আৰম্ভণি মজুত 1,500        |                 | পোৱা সুদ 5,000                                   |                 |
|                                 | 6,000           | যোগ : পাবলগীয়া 1,000                            | 6,000           |
| বাদ : সামৰণি মজুত 2,000         | 4,000           | বছৰটোত পোৱা মুঠ বৰঙণিৰ<br>পৰিমাণ 40,000          |                 |
| ব্যৱহৃত মনোহাৰী                 |                 | যোগ : আৰম্ভণিত থকা                               |                 |
| ৰেট্ৰ (rates) আৰু কৰ 1,500      |                 | অগ্ৰিম প্ৰাপ্ত বৰঙণি 2,000                       |                 |
| বাদ : সামৰণিত অগ্ৰিম            |                 | যোগ : চলিত বৰ্ষৰ শেষত<br>থকা অনাদায় বৰঙণি 5,500 |                 |
| পৰিশোধ (prepaid) 1,250          |                 |  | 47,500          |
|                                 | 250             |  |                 |
| যোগ : আৰম্ভণিত অগ্ৰিম           |                 | বাদ : অগ্ৰিম প্ৰাপ্ত বৰঙণি                       |                 |
| পৰিশোধ (prepaid) 1,250          | 1,500           | (বছৰৰ শেষত) 5,000                                |                 |
| টেলিফোন ব্যয় পৰিশোধ 7,500      |                 |  | 42,500          |
| যোগ : অপ্রদত্ত চলিত বৰ্ষ 1,500  |                 | বাদ : বছৰৰ আৰম্ভণিত                              |                 |
|                                 | 9,000           | থকা অনাদায় বৰঙণি 17,500                         | 25,000          |
| বাদ : অপ্রদত্ত (আগৰ বৰ্ষ) 3,000 | 6,000           | ঘাটি (আয়ৰ ওপৰত<br>ব্যয়ৰ আধিক্য) 3,550          |                 |
| বিভিন্ন ব্যয় পৰিশোধ 500        |                 |  |                 |
| যোগ : অপ্রদত্ত (চলিত বৰ্ষ) 300  |                 |  |                 |
|                                 | 800             |  |                 |
| বাদ : অপ্রদত্ত (আগৰ বৰ্ষ) 250   | 550             |  |                 |
| ভৱনৰ অৱক্ষয়                    | 20,000          |  |                 |
| কোৰিয়াৰ ব্যয়                  | 300             |  |                 |
|                                 |                 |  |                 |
|                                 | <b>52,350</b>   |  | <b>52,350</b>   |

সত্যতা নিৰ্দপণ :  $500 \times 50 = 25,000/-$  টকা (বৰঙণি)

## ফ্রেইগুশিপ ক্লাবৰ উদ্বৃত্ত পত্ৰ

2006 চনৰ 31 মার্চত

| দেনা                  | পৰিমাণ<br>(টকা) | সম্পত্তি                   | পৰিমাণ<br>(টকা) |
|-----------------------|-----------------|----------------------------|-----------------|
| অপ্রদত্ত ব্যয় :      |                 |                            |                 |
| চেলিফোন ব্যয়         | 1,500           | ভৱন :                      | 2,00,000        |
| বিভিন্ন ব্যয়         | 300             | বাদ : অৱক্ষয়              | <u>20,000</u>   |
| অগ্রিম প্রাপ্তি বৰঙণি |                 |                            | 1,80,000        |
| সাধাৰণ পুঁজি          | 3,00,000        | 5% চৰকাৰী প্ৰতিভূতিত       |                 |
| বাদ, ঘাটি             | 3,550           | বিনিয়োগ                   | 75,000          |
|                       |                 | যোগ : ক্ৰয়                | <u>25,000</u>   |
|                       |                 |                            | 1,00,000        |
|                       |                 | মজুত মনোহাৰী               | 2,000           |
|                       |                 | 8% চৰকাৰী প্ৰতিভূতিৰ ওপৰত  |                 |
|                       |                 | পাবলগীয়া সুদ              | 1,000           |
|                       |                 | অগ্রিম প্ৰদত্ত ৰেটচ আৰু কৰ | 1,250           |
|                       |                 | অনাদায় বৰঙণি              |                 |
|                       |                 | (17,500 – 15,000) + 3,000  |                 |
|                       |                 | 2500 + 3,000 =             | 5,500           |
|                       |                 | নগদ হাতে জমা               | 13,500          |
|                       | <u>3,03,250</u> |                            | <u>3,03,250</u> |

## 1.7 উদ্বৃত্ত মিলন পত্ৰৰ ভিত্তি আয়-ব্যয় হিচাপ :

লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনসমূহে সাধাৰণতে প্রাপ্তি আৰু পৰিশোধ হিচাপ আৰু অতিৰিক্ত তথ্যবোৰৰ সহায়ত আয়-ব্যয় হিচাপ প্ৰস্তুত কৰে। কিন্তু, কেতিয়াৰা এই উদ্দেশ্যে অতিৰিক্ত তথ্যৰ সৈতে উদ্বৃত্ত মিলন পত্ৰ দিয়া হয়। উদাহৰণ 14 চোৱা :

### উদাহরণঃ ১৪

এখন স্কুলৰ তলত দিয়া উদ্বৃত্ত মিলনপত্ৰ আৰু অন্যান্য তথ্যবোৰৰ পৰা 31-3-06 তাৰিখে শেষ হোৱা বছৰৰ বাবে আয় আৰু ব্যয় হিচাপ প্রস্তুত কৰা আৰু সেই তাৰিখতে এখন উদ্বৃত্ত পত্ৰ প্রস্তুত কৰা।

| ডেবিট উদ্বৃত্ত  | পৰিমাণ<br>(টকা)  | ক্রেডিট উদ্বৃত্ত          | পৰিমাণ<br>(টকা)  |
|-----------------|------------------|---------------------------|------------------|
| ভৱন             | 6,25,000         | ভৱিত্বাচুল                | 12,500           |
| আচৰাব           | 1,00,000         | প্রাপ্ত টিউচন মাচুল       | 5,00,000         |
| পুথিভৰালৰ কিতাপ | 1,50,000         | যোগানৰ বাবে পাওনাদাৰ      | 15,000           |
| বিনিয়োগ @ 12%  | 5,00,000         | স্কুলহলৰ পৰা পোৱা ভাৰা    | 10,000           |
| দৰমহা           | 5,00,000         | বিভিন্ন প্রাপ্তি          | 30,000           |
| মনোহাৰী         | 40,000           | চৰকাৰী অনুদান             | 3,50,000         |
| সাধাৰণ ব্যয়    | 18,000           | সাধাৰণ পুঁজি              | 10,00,000        |
| খেলৰ ব্যয়      | 15,000           | পুথিভৰালৰ কিতাপৰ বাবে দান | 62,500           |
| নগদ বেংকত জমা   | 50,000           | পুৰণি আচৰাব বিক্ৰী        | 20,000           |
| নগদ হাতে জমা    | 2,000            |                           |                  |
|                 | <b>20,00,000</b> |                           | <b>20,00,000</b> |

#### অতিৰিক্ত তথ্য :

- (i) বছৰটোৱ ভিতৰত পাবলগীয়া মাচুল 25,000/- টকা।
- (ii) দিব থকা দৰমহাৰ পৰিমাণ 30,000/- টকা।
- (iii) 2005 চনৰ 1 অক্টোবৰত 40,000/- টকাৰ আচৰাব কিনা হৈছিল।
- (iv) 2005 চনৰ 1 এপ্ৰিলত বিক্ৰী কৰা আচৰাবৰ লিখিত মূল্য 40,000/- টকা।
- (v) অৱক্ষয় বছৰি 10% হাৰে আচৰাবৰ ওপৰত 15% হাৰে পুথিভৰালৰ কিতাপৰ ওপৰত আৰু 5% হাৰে ভৱনৰ ওপৰত।

## সমাধান :

আয়-ব্যয় হিচাপ 2006 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| ব্যয়  | পরিমাণ<br>(টকা) | আয়   | পরিমাণ<br>(টকা)              |
|--|-----------------|---|------------------------------|
| আচবাব বিক্রীত হোৱা লোকচান<br>(50,000 – 30,000) | 20,000          | ভর্তিমাচুল<br>টিউচন মাচুল<br>অপ্রদত্ত মাচুল | 12,500<br>5,00,000<br>25,000 |
| দৰমহা  | 5,00,000        |   |                              |
| যোগ : অপ্রদত্ত                                 | <u>30,000</u>   |   | <u>5,25,000</u>              |
| মনোহাৰী  |                 | স্কুল হলৰ বাবদ প্রাপ্তি ভাৰা                | 10,000                       |
| সাধাৰণ ব্যয়                                   |                 | বিভিন্ন প্রাপ্তি                            | 30,000                       |
| অৱক্ষয় :                                      |                 | চৰকাৰী দান                                  | 3,50,000                     |
| আচবাব  | 3,000           | বিনিয়োগৰ ওপৰত উদ্ভৃত সুদ                   | 60,000                       |
| ভৱন  | 31,250          |   |                              |
| পুঁথিভঁৰালৰ কিতাপ                              | <u>22,500</u>   |   |                              |
|  |                 | 56,750                                      |                              |
| খেল ব্যয়                                      |                 | 15,000                                      |                              |
| ৰাহি (ব্যয়ৰ ওপৰত আয়ৰ আধিক্য)                 |                 | 2,97,750                                    |                              |
|  |                 | <u>9,87,500</u>                             | <u>9,87,500</u>              |

## কাৰ্য্যকৰী টোকা :

- যিহেতু ভর্তি মাচুল এবিধ স্কুলৰ নিয়মীয়া আয়, সেয়েহে ইয়াক স্কুলখনৰ বাজহ আয় বুলি ধৰা হয়।
- আচবাবৰ ওপৰত অৱক্ষয় তলত দিয়া ধৰণৰ, আচবাব 2005 চনৰ 1 এপ্ৰিলত বিক্ৰী কৰা বুলি ধৰি উলিওৱা হৈছে :

|                                     | (ট)           |
|-------------------------------------|---------------|
| 2006 চনৰ 31 মার্চত লিখিত মূল্য      | 1,00,000      |
| বাদ : বিক্ৰী কৰা আচবাবৰ লিখিত মূল্য | <u>50,000</u> |
|                                     | 50,000        |

|  |           |
|--|-----------|
| 10,000 টকার আচবাবর ওপরত 1 বছৰৰ অৱক্ষয়     | 1,000     |
| 40,000 টকার আচবাবর ওপরত 6 মাহৰ মুঠ অৱক্ষয় | 2,000     |
|  | 3,000 টকা |

**উদ্ভৃত পত্ৰ 2006 চনৰ 31 মাৰ্চত**

| দেনা                       | পৰিমাণ<br>(টকা) | সম্পত্তি         | পৰিমাণ<br>(টকা) |
|----------------------------|-----------------|------------------|-----------------|
| যোগানৰ বাবে পাওনাদাৰ       | 15,000          | ভৱন              | 6,25,000        |
| অপ্রদত্ত দৰমহা             | 30,000          | বাদঃ অৱক্ষয়     | 31,250          |
| পুথিভঁৰালৰ কিতাপৰ বাবে দান | 62,500          | আচবাব            | 1,00,000        |
| সাধাৰণ পঁজি                | 10,00,000       | বাদঃ বিক্ৰী      | 50,000          |
| যোগঃ ৰাহি                  | 2,97,750        |                  | 50,000          |
|                            | 12,97,750       | বাদঃ অৱক্ষয়     | 3,000           |
|                            |                 | উদ্ভৃত মাচুল     | 47,000          |
|                            |                 | পুথিভঁৰালৰ কিতাপ | 25,000          |
|                            |                 | বাদঃ অৱক্ষয়     | 1,50,000        |
|                            |                 | বিনিয়োগ @ 12%   | 22,500          |
|                            |                 | উদ্ভৃত সুদ       | 1,27,500        |
|                            |                 | নগদ বেংকত জমা    | 5,00,000        |
|                            |                 | নগদ হাতে জমা     | 60,000          |
|                            |                 |                  | 50,000          |
|                            |                 |                  | 2,000           |
|                            | 14,05,250       |                  | 14,05,250       |

#### 1.8 আনুষংগিক বাণিজ্যিক কাৰ্য় :

কেতিয়াবা, তেনে অনুষ্ঠানবোৰে সদস্যসকলৰ বা ৰাইজৰ সুবিধাৰ বাবে, কিছুমান বাণিজ্যিক কাম-কাজত জড়িত হ'ব লগা হয়। যেনেঃ ঔষধৰ দোকান, চিকিৎসালয়, কেণ্টিন, বিউটি পার্লাৰ আদি। এই আনুষংগিক কাৰ্যৰ ফলাফল নিৰ্বপণৰ বাবে ক্ৰয়-বিক্ৰয় (trading) হিচাপ প্ৰস্তুত কৰিব লাগে। তেনে বাণিজ্যিক কাম-কাজৰ পৰা হোৱা লাভ সংগঠনৰ মূল উদ্দেশ্য পূৰণৰ বাবে ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াক আয়-ব্যয় হিচাপলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ বাবে তলৰ প্ৰক্ৰিয়াটো মনত ৰখা প্ৰয়োজনঃ

- এনে বাণিজ্যিক কাম-কাজৰ পৰা হোৱা লাভ বা লোকচান নিৰপণ কৰিবলৈ ক্ৰয়-বিক্ৰয় হিচাপ প্ৰস্তুত কৰিব লাগে। তেনে কাম-কাজৰ লগত জড়িত সকলো ব্যয় আৰু আয় পোনে পোনে আৰু সম্পূৰ্ণৰূপে ক্ৰয়-বিক্ৰয় হিচাপত লিখা হয়। ক্ৰয়-বিক্ৰয় হিচাপৰ উদ্বৃত্ত আয়-ব্যয় হিচাপলৈ স্থানান্তৰ কৰা হয়।
- ব্যৱসায়িক লাভ (বা লোকচানৰ) উপৰিও ক্ৰয়-বিক্ৰয় হিচাপত অন্তৰ্ভুক্ত নোহোৱা সকলো আয় বা ব্যয় আয়-ব্যয় হিচাপৰ লিখা হয়। আয়-ব্যয় হিচাপে দেখুওৱা বাহি বা ঘাটি মূলধনী/সাধাৰণ পুঁজিলৈ স্থানান্তৰ কৰা হয়।

### উদাহৰণ : 15

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ প্লিজেন্ট ক্লাবৰ বহীৰ পৰা তলত দিয়া উদ্বৃত্তবোৰ তুলি অনা হৈছে :

| বিৱৰণ   | পৰিমাণ<br>(টকা) |
|---|-----------------|
| 2006 চনৰ 31 মার্চত মূলধনী পুঁজি   | 2,05,000        |
| 2006 চনৰ 31 মার্চত আচবাব  | 21,000          |
| বছৰটোত অতিৰিক্ত আচবাব ক্ৰয়   | 23,500          |
| 2006 চনৰ 31 মার্চত থকা বিলিয়ার্ড টেবুল আৰু অন্যান্য বস্তু                | 22,250          |
| 2006 চনৰ 31 মার্চত চীনা প্লাচ আৰু<br>কাট্লাৰী (cutlery) আৰু লিনেন (Linen) | 6,250           |
| বেষ্টুৰেণ্টৰ পৰা বছৰটোৰ প্রাপ্তি  | 9,68,000        |
| 2006 চনৰ 31 মার্চত ৰেষ্টুৰেণ্টত জমা                                       | 9,750           |
| বছৰটোত বিলিয়ার্ড ৰুম পৰা পোৱা টকা  | 86,000          |
| বছৰটোত প্রাপ্ত বৰঙণি  | 88,750          |
| বছৰটোত প্রাপ্ত সুদৰ পৰিমাণ  | 6,000           |
| সচিবক দিয়া মাননি   | 80,000          |
| ৰেষ্টুৰেণ্টৰ বাবে ক্ৰয়   | 5,59,500        |
| খাজনা আৰু ৰেটচ  | 87,250          |
| মজুৰি (ৰেষ্টুৰেণ্ট) 1,25,000/- টকা)                                       | 2,30,750        |
| মেৰামতি আৰু নৰীকৰণ  | 44,750          |

|                                  |          |
|----------------------------------|----------|
| পোহৰৰ ব্যৱস্থা (lighteing)       | 44,250   |
| ইঞ্চন (fuel)                     | 33,500   |
| বিভিন্ন ব্যয়                    | 8,000    |
| 2006 চনৰ 31 মার্চত নগদ হাতে জমা  | 4,375    |
| 2006 চনৰ 31 মার্চত নগদ বেংকত জমা | 36,875   |
| বেংকত জমা @ 10% 31-3-2006 তাৰিখত | 1,00,000 |

2006 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ 7,500 টকা ক্ৰয়ৰ পৰিশোধত ধৰা হৈছে। 2007 চনৰ 31 মার্চত অন্ত হোৱা বছৰত ৰেষ্টুৰেণ্টৰ মজুত পণ্য 11,250/- টকা। বৰঙণিৰ পৰিমাণৰ ভিতৰত আগৰ বছৰৰ 12,000.00 টকা অন্তৰ্ভুক্ত আছে আৰু 3,000/- টকা পিচৰ বছৰৰ সোমাই আছে। 2007 চনৰ 31 মার্চত অনাদায় বৰঙণি 12,500/- টকা। অৱক্ষয় তলত দিয়া ধৰণে ধৰিব লাগে :

(a) আচৰাব 10% হাৰে, (b) বিলিয়ার্ড টেবুল আৰু সংলগ্ন হৈ থকাঅন্যান্য বস্তু 12% হাৰে, (c) চীনা প্লাছ আৰু কাট্লাৰী 20% হাৰে।

কৰ্মচাৰী থকামেলা খৰচ 68,750/- টকা অনুমান কৰা হৈছে। তাৰে 50,000/- টকা ৰেষ্টুৰেণ্টত ধৰিব লাগে।

ৰেষ্টুৰেণ্টৰ কাম-কাজ সুকীয়াকৈ দেখুৱাই জমা-খৰচৰ হিচাপ, আয়-ব্যয় হিচাপ আৰু উদ্বৃত্ত পত্ৰ প্ৰস্তুত কৰা। 2007 চনৰ 31 মার্চত নগদ হাতে জমা 8,500/- টকা।

#### সমাধান :

#### প্ৰাপ্তি-পৰিশোধ হিচাপ

#### 2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| ডেঃ                | প্লিজেন্ট ক্লাবৰ বহীত |                | ক্ৰেঃ           |
|--------------------|-----------------------|----------------|-----------------|
| প্ৰাপ্তি           | পৰিমাণ<br>(টকা)       | পৰিশোধ         | পৰিমাণ<br>(টকা) |
| আৰম্ভণি উদ্বৃত্ত : |                       |                |                 |
| নগদ হাতে জমা       | 4375                  | ভাৰা আৰু ৰেট্ৰ | 87,250          |
| নগদ বেংকত জমা      | 36,875                | মজুৰি :        |                 |
|                    |                       | ৰেষ্টুৰেণ্ট    | 1,25,000        |
|                    |                       | অন্যান্য       | 1,05,750        |
|                    | 41,250                |                |                 |

|                      |                  |                    |                  |
|----------------------|------------------|--------------------|------------------|
| ব্রঙ্গণি             | 88,750           |                    | 2,30,750         |
| জমাব ওপৰত সুদ        | 6,000            | মেৰামতি আৰু নৱীকৰণ | 44,750           |
| বেষ্টুৰেণ্ট প্রাপ্তি | 9,68,000         | আচৰাব ক্ৰয়        | 23,500           |
| বিলিয়ার্ড প্রাপ্তি  | 86,000           | সচিবৰ মাননী        | 80,000           |
|                      |                  | বেষ্টুৰেণ্ট ক্ৰয়  | 5,59,500         |
|                      |                  | পোত্ৰ              | 44,250           |
|                      |                  | ইন্ধন              | 33,500           |
|                      |                  | বিভিন্ন ব্যয়      | 8,000            |
|                      |                  | সামৰণি উত্তৃত :    |                  |
|                      |                  | নগদ হাতে জমা       | 8,500            |
|                      |                  | নগদ বেংকত জমা      | 70,000           |
|                      | <b>11,90,000</b> |                    | <b>78,500</b>    |
|                      |                  |                    | <b>11,90,000</b> |

## ক্ৰয়-বিক্ৰয় হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

ডেঃ

ত্ৰেঁঃ

| বিৱৰণ   | পৰিমাণ<br>(টকা)  | বিৱৰণ                            | পৰিমাণ<br>(টকা)  |
|---|------------------|----------------------------------|------------------|
| আৰম্ভণি মজুত                                  | 9,750            | বেষ্টুৰেণ্ট প্রাপ্তি             | 9,68,000         |
| ক্ৰয় 5,59,500                                |                  | কৰ্মচাৰীৰ থকা-মেলাৰ প্রাপ্তি খৰচ | 68,750           |
| বাদ : আগবং বছৰৰ 7,500                         |                  | সামৰণি মজুত                      | 11,250           |
|   | 5,52,000         |                                  |                  |
| মজুৰি   | 1,25,000         |                                  |                  |
| চীনা প্লাছ কাটলাৰীৰ অৱক্ষয়                   | 1,250            |                                  |                  |
| কৰ্মচাৰীৰ থকামেলাৰ বাবদ ব্যয়                 | 50,000           |                                  |                  |
| ইন্ধন   | 33,500           |                                  |                  |
| লাভ (আয়-ব্যয় হিচাপলৈ<br>স্থানান্তৰ কৰা হ'ল) | 2,76,500         |                                  |                  |
|   | <b>10,48,000</b> |                                  | <b>10,48,000</b> |

আয়-ব্যয় হিচাপ  
2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| ব্যয়                             | পরিমাণ<br>(টকা) | আয়                      | পরিমাণ<br>(টকা) |
|-----------------------------------|-----------------|--------------------------|-----------------|
| মজুরি                             | 1,05,750        | প্রাপ্ত বৰঙণি :          | 88,750          |
| মেৰামতি আৰু নৰীকৰণ                | 44,750          | যোগ : চলিত বছৰৰ অনাদায়  | 12,500          |
| সচিবৰ মাননি                       | 80,000          |                          | 1,01,250        |
| পোহৰ                              | 44,250          | বাদ : আগৰ বছৰৰ অনাদায়   | 12,000          |
| খাজনা আৰু ৰেট্ৰ                   | 87,250          |                          | 89,250          |
| কৰ্মচাৰীৰ থকা মেলাৰ বাবে          |                 | বাদ : পিছৰ বছৰৰ অগ্ৰিম   | 3,000           |
| খৰচ                               | 18,750          | প্রাপ্ত সুদ :            | 6,000           |
| বিভিন্ন ব্যয়                     | 8,000           | যোগ উত্তৃত সুদ           | 4,000           |
| অৱক্ষয় :                         |                 | বিলিয়াড়ৰ পৰা প্রাপ্তি  |                 |
| আচৰাব                             | 4,450           |                          | 86,000          |
| বিলিয়াড় টেবুল                   | 2,670           | ক্ৰয়-বিক্ৰয় হিচাপৰ পৰা |                 |
| ৰাহি (ব্যয়ৰ ওপৰত আয়ৰ<br>আধিক্য) | 62,880          | স্থানান্তৰ কৰা লাভ       | 2,76,500        |
|                                   | <b>4,58,750</b> |                          | <b>4,58,750</b> |

প্লিজেন্ট ক্লাবৰ উত্তৃত পত্ৰ

2007 চনৰ 31 মার্চত

| দেনা                 | পরিমাণ<br>(টকা) | সম্পত্তি       | পরিমাণ<br>(টকা) |
|----------------------|-----------------|----------------|-----------------|
| মূলধনী পুঁজি         | 2,05,000        | আচৰাব :        |                 |
| যোগ : ৰাহি           | 62,880          | আৰম্ভণি উত্তৃত | 21,000          |
|                      |                 | যোগ : ক্ৰয়    | 23,500          |
| অগ্ৰিম প্রাপ্ত বৰঙণি | 2,67,800        |                | 44,500          |
|                      | 3,000           | বাদ : অৱক্ষয়  | 4,450           |
|                      |                 |                | 40,050          |

|  |                        |        |                 |
|--|------------------------|--------|-----------------|
|  | বিলিয়ার্ড টেবুল       | 22,250 |                 |
|  | বাদঃ অৱক্ষয়           | 2,670  | 19,580          |
|  | চীনা প্লাছ আৰু কাটলাৰী | 6,250  |                 |
|  | বাদঃ অৱক্ষয়           | 1,250  | 5,000           |
|  | বেষ্টুৰেট মজুত         |        | 11,250          |
|  | অনাদায় বৰঙণি          |        | 12,500          |
|  | উদ্ভৃত সুদ             |        | 4,000           |
|  | বেংকত জমা              |        | 1,00,000        |
|  | নগদ হাতে জমা           |        | 8,500           |
|  | নগদ বেংকত জমা          |        | 70,000          |
|  | <b>2,70,880</b>        |        | <b>2,70,880</b> |

**উদাহৰণ 16 :**

তলত দিয়া তথ্যবোৰ লৈ এণ্টাৰটেইনমেণ্ট ক্লাবৰ বহীত 2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ  
বাবে আয়-ব্যয় হিচাপ প্রস্তুত কৰা আৰু সেই তাৰিখতে এখন উদ্ভৃত পত্ৰ প্রস্তুত কৰা :

**প্রাপ্তি-পৰিশোধ হিচাপ**

| ডেঃ                   | 2007 চনৰ 31 মার্চত শেষ হোৱা বছৰ | ক্রেঃ                     |
|-----------------------|---------------------------------|---------------------------|
| প্রাপ্তি              | পৰিমাণ<br>(টকা)                 | পৰিশোধ                    |
| আৰম্ভণি উদ্ভৃত        | 24,000                          | ভাড়া আৰু ৰেট্চ           |
| বৰঙণি :               |                                 | আচৰাব ক্ৰয়               |
| 2005-06      23,250   |                                 | খেল সামগ্ৰীৰ পাওনাদাৰক    |
| 2006-07      3,36,000 |                                 | পৰিশোধ                    |
| 2007-08      13,000   |                                 | খেল সামগ্ৰী ক্ৰয়         |
|                       | 3,72,250                        | পুৰক্ষাৰৰ বাবে হোৱা ব্যয় |
| খেল সামগ্ৰী বিক্ৰী    | 26,000                          | প্ৰতিযোগিতাৰ ব্যয়        |
| ভৰ্তি মাচুল           | 40,000                          | অন্যান্য ব্যয়            |

|                               |                 |               |                 |
|-------------------------------|-----------------|---------------|-----------------|
| সাধাৰণ দান                    | 20,250          | সামৰণি উদ্ভৃত | 1,34,050        |
| পুৰস্কাৰ পুঁজিৰ বাবে দান      | 14,000          |               |                 |
| পুৰস্কাৰ পুঁজিৰ বিনিয়োগৰ সুদ | 1,500           |               |                 |
| বিভিন্ন প্রাপ্তি              | 1,700           |               |                 |
|                               | <b>4,99,700</b> |               | <b>4,99,700</b> |

## অতিৰিক্ত তথ্যসমূহ :

| বিৱৰণ (Details)   | 01-04-06 | 31-03-07 |
|---|----------|----------|
| খেল সামগ্ৰী   | 20,000   | 25,000   |
| আচৰাব   | 2,00,000 | —        |
| 5% পুৰস্কাৰ পুঁজি বিনিয়োগ  | 60,000   | —        |
| খেল সামগ্ৰীৰ বাবে পাওনাদাৰ  | 7,000    | 14,750   |
| বকেয়া থকা বৰঙণি  | 23,750   | —        |
| পুৰস্কাৰ পুঁজি  | 60,000   | —        |
| অগ্ৰিম প্ৰদত্ত ভাড়া  | —        | 3,750    |
| অপ্ৰদত্ত ভাড়া  | 3,750    | —        |
| অন্যান্য অপ্ৰদত্ত ব্যয়   | 11,400   | 20,100   |
| অগ্ৰিম প্ৰদত্ত অন্যান্য ব্যয়   | 3,750    | 4,250    |
| বিক্ৰী কৰা খেল সামগ্ৰীৰ লিখিত মূল্য 20,000/-টকা,<br>আচৰাবৰ ওপৰত বছৰি 10% হাৰে অৱক্ষয় কৰিব লাগে।<br>ভৰ্তিমাচুলৰ অৰ্ধেক পৰিমাণ মূলধনীকৃত কৰিব লাগে।<br>ক্লাৰৰ 1440 জন সদস্য আছে আৰু প্ৰত্যেকেই<br>বছৰি 50/- টকাকৈ দিয়ে।<br>01-04-06 তাৰিখে পোৱা অগ্ৰিম বৰঙণি আছিল 7000/- টকা। |          |          |

সমাধান :

## এণ্টারটেইনমেন্ট ক্লাবের বহীত

## আয়-ব্যয় হিচাপ

2007 চনের 31 মার্চত শেষ হোৱা বছৰের বাবে

ডেঃ

ত্রৈঃ

| ব্যয়                    | পরিমাণ<br>(টকা) | আয়                     | পরিমাণ<br>(টকা) |
|--------------------------|-----------------|-------------------------|-----------------|
| খাজনা                    | 48,750          | বৰঙণি                   | 3,36,000        |
| বাদ : আৰম্ভণি অপদত্ত     | 3,750           | যোগ : অগ্ৰিম প্ৰাপ্তি   |                 |
|                          | 45,000          | (2005-06)               | 7,000           |
| বাদ : অগ্ৰিম প্ৰদত্ত     | 3750            | যোগ : অপদত্ত            |                 |
| খেল সামগ্ৰী :            |                 | (2006-07)               | 17,000          |
| আৰম্ভণি মজুত             | 20,000          | (3,60,000 – 3,43,000)   | 3,60,000        |
| যোগ : পাওনাদাৰক পৰিশোধ   |                 | সাধাৰণ দাম              | 20,250          |
|                          | 61,000          | ভৰ্তিমাচুল              | 20,000          |
|                          | 81,000          | খেল সামগ্ৰী-বিক্ৰীত লাভ |                 |
| যোগ : সামৰণিত পাওনাদাৰ   | 14,750          | (26,000 – 20,000)       | 6,000           |
|                          | 95,750          |                         |                 |
| যোগ : নগদ ক্ৰয়          | 10,000          | অন্যান্য প্ৰাপ্তি       | 1,700           |
|                          | 1,05,750        |                         |                 |
| বাদ : আৰম্ভণি পাওনাদাৰ   | 7,000           |                         |                 |
|                          | 98,750          |                         |                 |
| বাদ : খেল সামগ্ৰী বিক্ৰী | 20,000          |                         |                 |
|                          | 78,750          |                         |                 |
| বাদ : সামৰণি মজুত        | 25,000          |                         |                 |
| প্ৰতিযোগিতা ব্যয়        |                 |                         |                 |
| আচৰাবৰ অৱক্ষয়           | 24,000          |                         |                 |

|                                     |          |          |          |
|-------------------------------------|----------|----------|----------|
| অন্যান্য ব্যয়                      |          |          |          |
| পরিশোধ :                            | 1,50,000 |          |          |
| বাদ : অপ্রদত্ত (2005-06)            | 11,400   |          |          |
|                                     | 1,38,600 |          |          |
| বাদ : অগ্রিম পরিশোধ                 | 4250     |          |          |
| (2006-07)                           | 1,34,350 |          |          |
| যোগ : অপ্রদত্ত (2006-07)            | 20,100   |          |          |
|                                     | 1,54,450 |          |          |
| যোগ : অগ্রিম পরিশোধ                 |          |          |          |
| (2005-06)                           | 3,750    | 1,58,200 |          |
| ৰাহি : (ব্যয়ৰ ওপৰত আয়ৰ<br>আধিক্য) |          | 95,600   |          |
|                                     |          |          | 4,07,950 |
|                                     |          |          | 4,07,950 |

## এল্টাৰটেইনমেণ্ট ক্লাবৰ উদ্ভৃত পত্ৰ

2006 চনৰ 31 মাৰ্চত

| দেনা   | পৰিমাণ<br>(টকা) | সম্পত্তি                      | পৰিমাণ<br>(টকা) |
|--|-----------------|-------------------------------|-----------------|
| মূলধনী পুঁজি (উদ্ভৃত পৰিমাণ)                       | 2,42,350        | আচৰাব                         | 2,00,000        |
| পুৰস্কাৰ পুঁজি                                     | 60,000          | পাবলগীয়া বৰঙণি (অপ্রদত্ত)    | 23,750          |
| খেল সামগ্ৰীৰ বাবে পাওনাদাৰ<br>অগ্রিম প্ৰাপ্ত বৰঙণি | 7,000           | 5% পুৰস্কাৰ পুঁজি বিনিয়োগ    | 60,000          |
| অপ্রদত্ত ব্যয় :                                   | 7,000           | খেল সামগ্ৰীৰ মজুত             | 20,000          |
| ভাড়া :  | 3,750           | অগ্রিম প্ৰদত্ত অন্যান্য ব্যয় | 3,750           |
| অন্যান্য ব্যয় :                                   | 11,400          | নগদ হাতে জমা                  | 24,000          |
|  | 15,150          |                               |                 |
|  | 3,31,500        |                               | 3,31,500        |

## এণ্টাৰটেইনমেণ্ট ক্লাবৰ উদ্ভৃত পত্ৰ

2007 চনৰ 31 মার্চত

| দেনা                       | পৰিমাণ<br>(টকা) | সম্পত্তি                        | পৰিমাণ<br>(টকা)    |
|----------------------------|-----------------|---------------------------------|--------------------|
| মূলধনী পুঁজি :             | 2,42,350        |                                 |                    |
| যোগ : বাহি                 | 95,600          | আচৰণ :<br>আৰঙ্গণি বাহি          | 2,00,000           |
| ভৱিত্বাচুল                 | 20,000          | যোগ :<br>বাদ : অৱক্ষয়          | 40,000<br>2,40,000 |
|                            |                 |                                 |                    |
| পুৰস্কাৰ পুঁজি             | 60,000          | বাদ : অৱক্ষয়                   | 24,000<br>2,16,000 |
| যোগ : দান                  | 14,000          | 5% পুৰস্কাৰ পুঁজি বিনিয়োগ      | 60,000             |
| যোগ প্রাপ্ত সুদ            | 1,500           | পাবলগীয়া বৰঙণি :               |                    |
| যোগ উদ্ভৃত সুদ             | 1,500           | অনাদায় (2005-06)               | 500                |
|                            | 77,000          | (2006-07)                       | 17,000<br>17,500   |
| বাদ : প্ৰদেয় পুৰস্কাৰ     | 20,750          | খেল সামগ্ৰী মজুত                | 25,000             |
| খেল সামগ্ৰীৰ বাবে পাওনাদাৰ |                 | অন্যান্য ব্যয় (অগ্ৰিম প্ৰদত্ত) | 4,250              |
| অগ্ৰিম প্রাপ্ত বৰঙণি       |                 | অগ্ৰিম প্ৰদত্ত ভাড়া            | 3,750              |
| অন্যান্য অপ্ৰদত্ত ব্যয়    |                 | খেল পুঁজি বিনিয়োগৰ             |                    |
|                            | 20,100          | বাবদ উদ্ভৃত সুদ                 | 1,500              |
|                            |                 | নগদ হাতে জমা                    | 1,34,050           |
|                            | 4,62,050        |                                 | 4,62,050           |

বিঃ দ্রঃ 5% পুৰস্কাৰ পুঁজিৰ ওপৰত পাবলগীয়া সুদ 3,000/- টকা, ইয়াৰ মাত্ৰ 1,500/- টকাহে পোৱা হৈছে। বাকী থকা সুদ উদ্ভৃত।

বহুত বেছি লেনদেন থকা বিভিন্ন বিষয়বোৰৰ বাবে সুকীয়াকৈ হিচাপ ৰখাত অগ্রাধিকাৰ দিয়া হয়। ইয়াত, বৰঙণিৰ বাবে হিচাপ, অন্যান্য ব্যয়ৰ বাবে হিচাপ আৰু খেল সামগ্ৰীৰ বাবে হিচাপ আদি শ্ৰেণীবোৰ কাৰ্যাৱলীত সম্পাদন কৰিব পাৰি।

## উদাহরণ 17 :

শির-ই-নারায়ণ শিক্ষা ট্রাস্টে 2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে জমা-খৰচৰ হিচাপ আৰু  
আয়-ব্যয় হিচাপ সম্পর্কে তলৰ তথ্যসমূহ যোগান ধৰিলে :

## প্রাপ্তি-পৰিশোধ হিচাপ

2007 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে

| প্রাপ্তি                            | পৰিমাণ<br>(ট)   | পৰিশোধ                           | পৰিমাণ<br>(ট)   |
|-------------------------------------|-----------------|----------------------------------|-----------------|
| 2006 চনৰ 1 এপ্ৰিলত<br>নগদ হাতে জমা  | 3,000           | ছপা আৰু মনোহাৰী<br>পোহৰ আৰু পানী | 6,000<br>2,600  |
| 2006 চনৰ 1 এপ্ৰিলত<br>নগদ বেংকত জমা | 15,000          | খাজনা<br>বিজ্ঞাপন                | 21,000<br>2,820 |
| বৰঙণি                               |                 | বিভিন্ন ব্যয়                    | 4,400           |
| 2005-06                             | 12000           | কৰ্মচাৰীৰ দৰমহা                  | 85,000          |
| 2006-07                             | 46,000          | আচবাৰ ক্ৰয়                      | 28,000          |
| 2007-08                             | 15,600          | মাননি                            | 15,000          |
| ভৰ্তি মাচুল                         | 73,600          | কিতাপ                            | 5,000           |
| টিউচন মাচুল                         | 25,200          | 2007 চনৰ 31 মার্চত নগদ           |                 |
| 2006-07                             | 80,000          | হাতে জমা                         | 9,180           |
| 2007-08                             | 10,000          | 2007 চনৰ 31 মার্চত নগদ           |                 |
| বিনিয়োগৰ ওপৰত সুদ                  |                 | বেংকত জমা                        | 45,000          |
| 2005-06                             | 4,000           |                                  |                 |
| 2006-07                             | 6,000           |                                  |                 |
| অন্যান্য প্রাপ্তি                   | 7,200           |                                  |                 |
|                                     | <b>2,24,000</b> |                                  | <b>2,24,000</b> |

2006 চনের 31 মার্চত তলত দিয়া উদ্বৃত্তবোর আছিল :

বিনিয়োগ 1,60,000 টকা, আচবাব 40,000 টকা আৰু কিতাপ 20,000 টকা।

### আয়-ব্যয় হিচাপ

**2007 চনের 31 মার্চত শেষ হোৱা বছৰৰ বাবে**

ডেঃ

ক্রেঃ

| ব্যয়                             | পরিমাণ<br>(টকা) | আয়                | পরিমাণ<br>(টকা) |
|-----------------------------------|-----------------|--------------------|-----------------|
| হপ্তা আৰু মনোহাৰী                 | 7,800           | বৰঙণি              | 46,000          |
| পোহৰ আৰু পানী                     | 2,000           | বিনিয়োগৰ ওপৰত সুদ | 6,800           |
| খাজনা                             | 24,000          | অন্যান্য আয়       | 7,200           |
| কৰ্মচাৰীৰ দৰমহা                   | 84,000          | চিউচন মাচুল        | 90,000          |
| বিজ্ঞাপন                          | 3,200           |                    |                 |
| মাননি                             | 15,000          |                    |                 |
| অন্যান্য ব্যয়                    | 4,400           |                    |                 |
| আচবাবৰ অৱক্ষয়                    | 4,000           |                    |                 |
| ৰাহি (ব্যয়ৰ ওপৰত<br>আয়ৰ আধিক্য) | 5,000           |                    |                 |
|                                   | <b>1,50,000</b> |                    | <b>1,50,000</b> |

আৰঙ্গণি আৰু সামৰণি উদ্বৃত্তপত্ৰ প্ৰস্তুত কৰা :

সমাধান :

শিৰই-নাৰায়ণ শিক্ষা ট্ৰাস্টৰ

উদ্বৃত্তপত্ৰ 2006 চনে 31 মার্চত

| দেনা                                      | পরিমাণ<br>(টকা) | সম্পত্তি                   | পরিমাণ<br>(টকা)              |
|---|-----------------|----------------------------|------------------------------|
| মূলধনী/সাধাৰণ পুঁজি<br>(উদ্বৃত্তৰ পৰিমাণ) | 2,54,000        | বিনিয়োগ<br>আচবাব<br>কিতাপ | 1,60,000<br>40,000<br>20,000 |

|          |                           |          |
|----------|---------------------------|----------|
|          | অপ্রাপ্তি বরঙণি           | 12,000   |
|          | বিনিয়োগৰ ওপৰত উদ্ভৃত সুদ | 4,000    |
|          | নগদ হাতে জমা              | 3,000    |
|          | নগদ বেংকত জমা             | 15,000   |
| 2,54,000 |                           | 2,54,000 |

**শির-ই-নাবায়ণ শিক্ষা ট্রাস্টৰ  
উদ্ভৃত পত্র 2007 চনৰ 31 মার্চত**

| দেনা                     | পৰিমাণ (ট) | সম্পত্তি               | পৰিমাণ (ট) |
|--------------------------|------------|------------------------|------------|
| টিউচন মাচুলৰ আগধন        | 10,000     | বিনিয়োগ               | 1,60,000   |
| অপ্রদত্ত খাজনা           | 3,000      | আচৰাব                  | 40,000     |
| অপ্রদত্ত বিজ্ঞাপন        | 380        | বাদ : অৱক্ষয়          | 4,000      |
|                          |            |                        | 36,000     |
| অপ্রদত্ত ছপা আৰু মনোহাৰী | 1,800      | যোগ : ক্ৰয়            | 28,000     |
| অগ্ৰিম বৰঙণি             | 15,600     | কিতাপ                  | 20,000     |
| মূলধন/সাধাৰণ পুঁজি       |            | যোগ : ক্ৰয়            | 5,000      |
|                          | 2,54,000   |                        | 25,000     |
| যোগ : ভৰ্তিমাচুল         | 25,200     | উদ্ভৃত সুদ             | 800        |
| যোগ : ৰাহি               | 5,000      | অপ্রাপ্তি টিউচন মাচুল  | 10,000     |
|                          | 2,84,200   | কৰ্মচাৰীক অগ্ৰিম দৰমহা | 1000       |
|                          |            | নগদ হাতে জমা           | 9,180      |
|                          |            | নগদ বেংকত জমা          | 45,000     |
|                          | 3,14,980   |                        | 3,14,980   |

**দ্রষ্টব্য :**

- আয়-ব্যয় হিচাপে চলিত বৰ্ষত বিনিয়োগৰ ওপৰত সুদ 6,800 টকা দেখুৱাইছে। আনহাতে, প্ৰাপ্তি-পৰিশোধ হিচাপে 6,000 টকা দেখুৱাইছে। ইয়াৰ অৰ্থ হ'ল, পাৰ্থক্য 800 টকা বিনিয়োগৰ ওপৰত সুদ এতিয়াও পাৰলৈ আছে।
- আয়-ব্যয় হিচাপে টিউচন মাচুলৰ বাদ 90,000 টকা দেখুৱাইছে। আনহাতে, প্ৰাপ্তি-পৰিশোধ

হিচাপে 2007-08 চনৰ বাবদ 10,000 টকা দেখুৱাইছে আৰু 2006-07 চনৰ বাবদ 80,000 টকা দেখুৱাইছে। গতিকে, 2006-07 চনৰ বাবে এতিয়াও 10,000 টকা পাৰ আছে। (অর্থাৎ— অপ্রাপ্তি টিউচন মাচুল)।

3. প্রাপ্তি-পৰিশোধ হিচাপে কৰ্মচাৰীৰ দৰমহাৰ বাবদ 85,000 টকা পৰিশোধ দেখুৱাইছে। কিন্তু, আয়-ব্যয় হিচাপে কৰ্মচাৰীৰ দৰমহাৰ বাবদ 84,000 টকা দেখুৱাইছে। ইয়াৰ অৰ্থ অতিৰিক্ত 1,000 টকা প্রাপ্তি-পৰিশোধ হিচাপত দেখুৱা টকাখনি হয় আগৰ বছৰ নহয় পিচৰ বছৰ। ইয়াত 2005-06 চনত কৰ্মচাৰীৰ দৰমহাৰ বাবদ অপ্রদত্ত কোনো প্ৰমাণ নাই।

সেয়েহে, এই 1000 টকা পৰিশোধটো কৰ্মচাৰীক অগ্ৰিম দৰমহা দিয়া বুলি ধৰা হৈছে।

#### এই অধ্যায়ত ব্যৱহৃত কিছুমান পদ

1. লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠন (Not for profit organisation)
2. প্রাপ্তি-পৰিশোধ হিচাপ (Receipts of payment A/c)
3. আয়-ব্যয় হিচাপ (Income of Expenditure A/c)
4. ভৱিত্বমাচুল (Entrance fees)
5. আজীৱন সদস্য মাচুল (Life Membership fees)
6. বিশেষ প্রাপ্তি (Special Receipts)
7. বৰঙণি (Subscriptions)
8. দান (Donation)

#### সাৰাংশ (Summary)

1. লাভ প্ৰত্যাশী প্ৰতিষ্ঠান আৰু লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনে মাজৰ পাৰ্থক্য লাভ প্ৰত্যাশী প্ৰতিষ্ঠানৰোৱে উৎপাদনমুখী; ক্ৰয়-বিক্ৰয়; বেংকিং আৰু বীমা আদিৰ দৰে কাম-কাজ হাতত লয়, যাতে মালিকসকলে বিভিন্ন লাভ অর্জন কৰিব পাৰে। লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনে ইয়াৰ সদস্যসকলক বা সমাজক সেৱা আগবঢ়াবৰ বাবে প্ৰতিষ্ঠা হয়। এনে অনুষ্ঠানেও কিছুমান ব্যৱসায়িক কাম কাজত লিপ্ত হ'ব পাৰে, কিন্তু, ইয়াৰ পৰা হোৱা লাভ সেৱাৰ বাবে বা উদ্দেশ্যতেই ব্যৱহাৰ হয়।
2. লাভ অর্জনৰ উদ্দেশ্য নথকা সংগঠনে বাবে সুকীয়া হিচাপকৰণৰ প্ৰয়োজনীতা : যিহেতু এনে সংগঠন সেৱাৰ মনোভাৱেৰে পৰিচালিত কৰে, সেয়েহে, ইয়াৰ পৰিচালক মণ্ডলীয়ে

লোরা সিন্ধান্তবোৰ, লাভ প্রত্যাশী প্রতিষ্ঠানৰ পৰিচালকে লোৱা সিন্ধান্তৰ পৰা সম্পূৰ্ণ বেলেগ। বিভীষণ তথ্যৰ ওপৰত প্রতিষ্ঠিত সিন্ধান্তৰ প্ৰকৃতিবোৰ পাৰ্থক্যই বুজাই দিয়ে যে, ইয়াৰ বিষয়বস্তু আৰু উপস্থাপনো পৃথক হ'বই।

3. লাভ অৰ্জনৰ উদ্দেশ্য নথকা সংগঠনে প্ৰস্তুত কৰা প্ৰধান বিভীষণ বিবৃতিসমূহৰ প্ৰকৃতিৰ ব্যাখ্যা :

লাভ অৰ্জনৰ উদ্দেশ্য নথকা সংগঠনে প্ৰয়োজনীয় তথ্যবোৰ পাবৰ বাবে দি-পৰিষ্টি হিচাপ কৰণ পদ্ধতিৰ ওপৰত ভিত্তি কৰি তিনিবিধ প্ৰধান বিবৃতি প্ৰস্তুত কৰে। এইবোৰ হ'ল প্ৰাপ্তি-পৰিশোধ হিচাপ (Receipts of Payments A/c), আয়-ব্যয় হিচাপ (Income & Expenditure A/c) আৰু উদ্বৃত্ত পত্ৰ (Balance Sheet)।

প্ৰাপ্তি-পৰিশোধ হিচাপ হ'ল নগদ বহীৰ সংক্ষিপ্ত টোকা যিখনত মূলধনী আৰু ৰাজহ প্ৰাপ্তি বা পৰিশোধৰ মাজত কোনো পাৰ্থক্য বখা নহয় আৰু বিভিন্ন বিষয়বোৰ চলিত বছৰ বা আগৰ বছৰৰ বা ভৱিষ্যতৰ বছৰ মাজত পাৰ্থক্য নৰখাকৈ সকলো নগদ প্ৰাপ্তি আৰু পৰিশোধবোৰ লিখা হয়।

আয়-ব্যয় হিচাপ হ'ল এটা নিৰ্দিষ্ট হিচাপকালৰ বাবে প্রতিষ্ঠানৰ সকলো কাম-কাজৰ ফলাফল নিৰূপক এখন আয়ৰ বিবৃতি। ইয়াত, ৰাজস্ব ব্যয়ৰ ওপৰত ৰাজস্ব আয়ৰ আধিক্যৰ পৰিমাণ নিৰূপণ কৰিবলৈ বা ৰাজহ আয়ৰ ওপৰত ৰাজহ ব্যয়ৰ আধিক্যৰ পৰিমাণ নিৰূপণ কৰিবলৈ প্ৰস্তুত কৰা হয়। যদিও, ইয়াক লাভ প্রত্যাশী প্রতিষ্ঠানৰ ক্ৰয়-বিক্ৰয় হিচাপ, আৰু লাভ-লোকচান হিচাপৰ পৰিপূৰক হিচাপে বিবেচনা কৰা হয়। এই দুই বিবৃতিৰ মাজত কিছুমান নিৰ্দিষ্ট ধাৰণামূলক পাৰ্থক্য আছে। উদ্বৃত্তপত্ৰ প্রতিষ্ঠানৰ হিচাপ বৰ্ষৰ শেষত বিভীষণ অৱস্থা জানিবলৈ প্ৰস্তুত কৰা হয়। ইয়াত মূলধনী পুঁজি বা সঞ্চিত পুঁজি, বিশেষ উদ্দেশ্যৰ পুঁজি, চলিত দেনা, বাণিজ্যক বা দেনা পক্ষত দেখুওৱা হয় আৰু স্থায়ী সম্পত্তি চলিত সম্পত্তিসমূহ সোঁপক্ষত বা সম্পত্তিৰ পক্ষত দেখুওৱা হয়।

4. প্ৰাপ্তি-পৰিশোধ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজত পাৰ্থক্য প্ৰকৃতি আৰু উদ্দেশ্যৰ দিশৰ পৰা প্ৰাপ্তি-পৰিশোধ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজত কিছুমান পাৰ্থক্য দেখা যায়। প্ৰাপ্তি-পৰিশোধ হিচাপে যিকোনো বছৰৰ মূলধনী আৰু ৰাজহ প্ৰাপ্তি আৰু পৰিশোধবোৰ দেখুৱায়। আনহাতে, আয়-ব্যয় হিচাপে চলিত হিচাপ বৰ্ষৰ কেৱল ৰাজহ বিষয়বোৰহে হিচাপত দেখুৱায়। অনাগদ বিষয়বোৰ যেনে— স্থায়ী সম্পত্তিৰ অৱক্ষয়, অপ্রাপ্তি আয়, অপ্ৰদত্ত ব্যয়বোৰ আয়-ব্যয় হিচাপত দেখুওৱা হয়। আনহাতে, প্ৰাপ্তি-পৰিশোধ হিচাপৰ এইবোৰ দেখুওৱা নহয়। প্ৰাপ্তি-পৰিশোধ হিচাপৰ আৰম্ভণি উদ্বৃত্ত থাকে কিন্তু, আয়-ব্যয়

হিচাপ এই উদ্বৃত্তি নাথাকে। সামৰণি উদ্বৃত্তি প্রাপ্তি-পরিশোধ হিচাপত নগদ বা বেংকত জমা দেখুৱায় আনহাতে আয়-ব্যয় হিচাপৰ সামৰণি উদ্বৃত্তি ব্যৱসায়ৰ কাম-কাজৰ পৰা হোৱা বাহি বা ঘাটিক বুজায়।

5. প্রাপ্তি-পরিশোধ হিচাপক আয়-ব্যয় হিচাপলৈ পৰিৱৰ্তন : এই কামত দুটা পর্যায়ৰে আগবঢ়িৰ লাগে। (i) ডেবিট দিশত থকা আয়ৰ লগত অপ্রাপ্ত আয় আৰু চলিত বৰ্ষৰ আয় আগৰ বছৰত পোৱাক সংযোজন ঘটাই আৰু বকেয়া হিচাপে পোৱা টকা বা আগধন হিচাপে পোৱা টকা বাদ দি, (ii) ক্রেডিট দিশত বাজহ পৰিশোধবোৰ সংযোজন কৰি, (iii) আয়-ব্যয় হিচাপৰ ডেবিট পক্ষত অনগদ ব্যয় আৰু লোকচানবোৰ চিনাক্তকৰণ কৰি দেখুৱায়, (iv) ক্রয়-বিক্ৰয় আৰু/বা সামাজিক কাম কাজৰ পৰা হোৱা লাভ/লোকচান উলিয়াই আয়-ব্যয় হিচাপত ডেবিট/ক্রেডিট পক্ষত দেখুৱা হয় আৰু (v) আয়-ব্যয় হিচাপৰ সামৰণি উদ্বৃত্তি হিচাপে বাহি বা ঘাটি নিৰ্কপণ কৰা।

### অনুশীলনী

#### চমু উত্তৰৰ প্ৰশ্নসমূহ :

1. লাভ অর্জনের উদ্দেশ্য নথকা সংগঠনের অৰ্থটো লিখা।
2. প্রাপ্তি-পৰিশোধ হিচাপৰ অৰ্থটো লিখা।
3. আয়-ব্যয় হিচাপৰ অৰ্থ লিখা।
4. প্রাপ্তি-পৰিশোধ হিচাপৰ বৈশিষ্ট্যসমূহ (features) কি কি?
5. প্রাপ্তি-পৰিশোধ হিচাপৰ পৰা আয়-ব্যয় হিচাপ প্ৰস্তুত কৰোতে ল'বলগা কি কি পর্যায়সমূহ ল'ব লাগে?
6. বৰঙণি কি? কেনেকৈ ইয়াক উলিওৱা হয়।
7. মূলধনী পুঁজি কি? কেনেকৈ ইয়াক উলিওৱা হয়।

#### দীঘলীয়া উত্তৰৰ প্ৰশ্নসমূহ :

1. “প্রাপ্তি-পৰিশোধ হিচাপ হ'ল নগদ বহীৰ এটা সংক্ষিপ্ত ৰূপ” ব্যাখ্যা কৰা।
2. লাভ অর্জনের উদ্দেশ্য নথকা সংগঠনের আয়-ব্যয় হিচাপ ব্যবসায়ীক প্ৰতিষ্ঠানৰ লাভ-লোকচান হিচাপৰ দৰেই মন্তব্যটো ব্যাখ্যা কৰা।
3. প্রাপ্তি-পৰিশোধ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

4. আয়-ব্যয় হিচাপ আরু প্রাপ্তি-পরিশোধ হিচাপৰ মূল বৈশিষ্ট্যবোৰ ব্যাখ্যা কৰা।
5. তলত দিয়া পদবোৰ লাভ অৱজন্মৰ উদ্দেশ্য নথকা সংগঠনে হিচাপকৰণত কেনে ধৰণে দেখুৱায়।
  - (i) বাৰ্ষিক বৰঙণি (Annual subscription)
  - (ii) বিশেষ/নিৰ্দিষ্ট দান (Specific donation)
  - (iii) স্থায়ী সম্পত্তিৰ বিক্ৰয় (Sales of fixed assets)
  - (iv) পুৰণি মাহেকীয়া পত্ৰ বিক্ৰী (Sale of periodicals)
  - (v) খেল সামগ্ৰী বিক্ৰী (Sale of sports materials)
  - (vi) আজীৱন সদস্য মাচুল (Life membership fees)
6. যেতিয়া কোনো বিষয়ৰ বাবে বিশেষ/নিৰ্দিষ্ট পুঁজি থাকে, তেতিয়া সেই বিষয়বোৰ আয়-ব্যয় হিচাপত কেনেকৈ দেখুৱাবা।
7. প্রাপ্তি-পরিশোধ হিচাপ কি? এই হিচাপ কেনেকৈ আয়-ব্যয় হিচাপৰ পৰা পৃথক হয়।

#### সাংখ্যিক প্ৰশ্ন

1. হেল্থ ক্লাবৰ নগদ বহীৰ পৰা লোৱা তলত দিয়া বিৱৰণৰ পৰা এখন প্রাপ্তি-পরিশোধ হিচাপ প্ৰস্তুত কৰা :

| বিৱৰণ               | টকা      |
|---------------------|----------|
| আৰম্ভণি উদ্বৃত্ত    |          |
| নগদ হাতে জমা        | 5,000    |
| নগদ বেংকত জমা       | 25,000   |
| বৰঙণি               | 1,65,000 |
| দান                 | 35,000   |
| বিনিয়োগ ক্ৰয়      | 80,000   |
| খাজনা পৰিশোধ        | 20,000   |
| সাধাৰণ ব্যয়        | 21,500   |
| ডাক আৰু মনোহাৰী     | 2000     |
| কুৰিয়াৰ ব্যয়      | 1000     |
| বিভিন্ন ব্যয়       | 2,500    |
| সামৰণি নগদ হাতে জমা | 12,000   |

ଉତ୍ତର : ନଗଦ ବେଂକତ ଜମା (ଉତ୍ତର ପରିମାଣ) ୯୧,୦୦୦/- ଟକା।

2. ହରିମୋହନ ଦାତବ୍ୟ ପ୍ରତିଷ୍ଠାନର ପ୍ରାଣ୍ତି-ପରିଶୋଧ ହିଚାପଖନ ତଳତ ଦିଯା ହଲ :

**୨୦୦୭ ଚନ୍ଦ୍ର ୩୧ ମାର୍ଚ୍ଚି ଶେଷ ହୋରା ବଛବର ପ୍ରାଣ୍ତି-ପରିଶୋଧ ହିଚାପ**

ଡେଃ

କ୍ରେଙ୍କଳାଃ

| ପ୍ରାଣ୍ତି                         | ପରିମାଣ<br>(ଟକା) | ପରିଶୋଧ           | ପରିମାଣ<br>(ଟକା) |
|----------------------------------|-----------------|------------------|-----------------|
| ଆରଭଣି ଉତ୍ତର                      |                 | ଆଚବାବ            | 3,000           |
| ନଗଦ ବେଂକତ ଜମା                    | 22,000          | ବିନିଯୋଗ          | 55,000          |
| ନଗଦ ହାତେ ଜମା                     | 8,800           | ଭରନର ବାବେ ଅଗ୍ରିମ | 20,000          |
| ଦାନ                              | 32,000          | ଦାନ              | 60,000          |
| ବରଙ୍ଗଣି                          | 50,200          | ଦରମହା            | 10,400          |
| ଦାନ ପୁଞ୍ଜି (endowment)           | 60,000          | ଭାଡ଼ା ଆର୍କ କର    | 4,000           |
| ଇଚ୍ଛାପତ୍ରର ଦ୍ୱାରା ଦାନ (legacies) | 24,000          | ଛପା              | 1,000           |
| ବିନିଯୋଗର ଓପରତ ସୁଦ                | 3,800           | ଡାକ ଆର୍କ ବ୍ୟଯ    | 300             |
| ଜମାର ଓପରତ ସୁଦ                    | 800             | ବିଜ୍ଞାପନ         | 1100            |
| ପୁରଣି ବାତରି କାକତ ବିକ୍ରି          | 500             | ବୀମା             | 4,800           |
|                                  |                 | ସାମରଣି ଉତ୍ତର :   |                 |
|                                  |                 | ନଗଦ ବେଂକତ ଜମା    | 32,000          |
|                                  |                 | ନଗଦ ହାତେ ଜମା     | 10,500          |
|                                  | <b>2,02,100</b> |                  | <b>2,02,100</b> |

ତଳତ ଦିଯାବୋର ବିବେଚନା କରି ୨୦୦୭ ଚନ୍ଦ୍ର ୩୧ ମାର୍ଚ୍ଚି ଶେଷ ହୋରା ବଛବର ବାବେ ଆଯ-ବ୍ୟଯ ହିଚାପ ପ୍ରସ୍ତୁତ କରା :

- (i) ଇଚ୍ଛାପତ୍ରର ଦାନ ଆର୍କ ଦାନର 50% ଆଯ ହିଚାପେ ଧରିବିଲେ ସିନ୍ଦ୍ରାନ୍ତ ଲୋରା ହ୍ୟ।
- (ii) ତଳତ ଦିଯା ବିଷୟବୋର ଦେନା ହିଚାପେ ଦେଖୁରାବ ଲାଗେ :

  - ଭାଡ଼ା 800 ଟକା, ଦରମହା 1200 ଟକା, ବିଜ୍ଞାପନ 200 ଟକା।

- (iii) ବିନିଯୋଗର ଓପରତ ପାବଲଗ୍ନୀୟା ସୁଦର 2,000 ଟକା ପାବ ବାକୀ ଆଛେ।

(উন্নত : ব্যয়ের ওপরত আয়ের আধিক্য 2500 টকা)

3. তলত দিয়া বিরুণৰ পৰা, এখন আয়-ব্যয় হিচাপ প্ৰস্তুত কৰা :

| বিৱৰণ   | পৰিমাণ<br>টকা |
|---|---------------|
| সংগ্ৰহিত মাচুল (ইয়াত 80,000 টকা যোৱা বছৰৰ ধৰা আছে)         | 5,20,000      |
| এই বছৰৰ বাবে অপ্রাপ্ত মাচুল                                 | 30,000        |
| দৰমহা দিয়া হ'ল (ইয়াৰ ভিতৰত যোৱা বছৰৰ 5,000 টকা ধৰা আছে)   | 68,000        |
| বছৰৰ শেষত অপ্রদত্ত দৰমহা                                    | 3,000         |
| মনোৰঞ্জণব্যয়   | 8,000         |
| প্ৰতিযোগিতা ব্যয়   | 25,000        |
| সভা ব্যয়   | 18,000        |
| ভ্ৰমণ ব্যয়   | 7,000         |
| কিতাপ আৰু আলোচনী ক্ৰয়, (ইয়াৰে 31,000 টকা কিতাপ কিনা হৈছে) | 40,000        |
| খাজনা   | 15,000        |
| ডাক, টেলিগ্ৰাফ আৰু টেলিফোন                                  | 6,000         |
| ছপা আৰু মনোহাৰী   | 18,000        |
| প্ৰাপ্ত দান   | 25,000        |

(উন্নত : ব্যয়ের ওপরত আয়ের আধিক্য 3,07,000 টকা)

4. এটা ক্ৰীড়া ক্লাবৰ নিৰ্দিষ্ট বিষয়বোৰ সম্পর্কে তলত তথ্যবোৰ দিয়া হ'ল :

ক্লাবটোৰ বহীত এই বিষয়বোৰ আয়-ব্যয় হিচাপ আৰু উন্নতপত্ৰত দেখুওৱা।

| বিৱৰণ                          | পৰিমাণ<br>(টকা) |
|--------------------------------|-----------------|
| 01-04-2005 ত খেল পুঁজিৰ পৰিমাণ | 35,000          |
| খেল পুঁজিৰ বিনিয়োগ            | 35,000          |
| খেল পুঁজিৰ ওপৰত সুদ            | 4,000           |
| খেল পুঁজিৰ বাবে দান            | 15,000          |
| খেলত পুৰস্কাৰ দিয়া হ'ল        | 10,000          |

|                                 |        |
|---------------------------------|--------|
| খেলের বাবে হোৱা খৰচ             | 4,000  |
| সাধাৰণ পুঁজি                    | 80,000 |
| সাধাৰণ পুঁজি বিনিয়োগ           | 80,000 |
| সাধাৰণ পুঁজি বিনিয়োগৰ ওপৰত সুদ | 8,000  |

(উন্নৰ খেল পুঁজিৰ উদ্বৃত্ত 40,000 টকা)

5. বোম্বে নহিল ক্রিকেট ক্লাবৰ বহীত 2007 চনৰ 31 মার্চত শেষ হোৱা বছৰের বাবে আয়-ব্যয় হিচাপ আৰু 31-3-07 তাৰিখে উদ্বৃত্তপত্ৰ প্ৰস্তুত কৰোতে তলৰ বিষয়বোৰ কেনেকৈ দেখুৱাবা :

| বিৱৰণ  | পৰিমাণ<br>(টকা) |
|--|-----------------|
| (a) স্থায়ী পেভিলিয়ন সজোৱাৰ বাবে বছৰটোত প্ৰাপ্ত দান | 12,25,000       |
| ইয়াক সজোৱাৰ বাবদ 31-3-07 লৈ কৰা ব্যয়ৰ পৰিমাণ       | 10,80,000       |
| আনুমানিক পেভিলিয়ন সজোৱাৰ মুঠ ব্যয় হ'ব              | 25,00,000       |
| (b) খেল পুঁজি :                                      |                 |
| 01-04-2006 তাৰিখত উদ্বৃত্ত                           | 10,700          |
| বছৰটোত খেলৰ বাবে প্ৰাপ্ত বৰঙণি                       | 65,800          |
| খেল পৰিচালনাৰ বাবে বছৰটোত হোৱা ব্যয়                 | 72,400          |
| (c) বছৰটোত পোৱা আজীৱন সদস্য মাচুল                    | 28,000          |
| তোমাৰ উন্নৰ বাবে যুক্তি দিয়া।                       |                 |

(উন্নৰ : (a) পেভিলিয়ন পুঁজিৰ উদ্বৃত্ত 1,45,000 টকা, (b) খেল পুঁজিৰ উদ্বৃত্ত, (c) আজীৱন সদস্য মাচুল মূলধনীকৃত কৰিব লাগে।)

6. তলত দিয়া প্ৰাপ্তি-পৰিশোধ হিচাপ আৰু লগত দিয়া অতিৰিক্ত তথ্যৰ পৰা এডাণ্ট পুঁথিভঁৰাল সংগঠনেৰ বহীত 2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰেৰ বাবে আয়-ব্যয় হিচাপ আৰু আৱস্থণি উদ্বৃত্ত পত্ৰ প্ৰস্তুত কৰা :

## প্রাপ্তি-পরিশোধ হিচাপ

2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে

| প্রাপ্তি                           | পরিমাণ<br>(টকা) | পরিশোধ                 | পরিমাণ<br>(টকা) |
|------------------------------------|-----------------|------------------------|-----------------|
| আৰম্ভণি উদ্ভৃত :                   |                 |                        |                 |
| নগদ হাতে জমা                       | 4,000           | সাধাৰণ ব্যয়           | 3200            |
| নগদ বেংকত জমা                      | 15,550          | বাতৰি কাকত             | 1850            |
| বৰঙণি :                            |                 |                        |                 |
| 2005      1200                     |                 | বেংকত থকা স্থায়ী জমা  | 18,000          |
| 2006      26,000                   |                 | (30-06-2006)@ 10% বছৰি |                 |
| 2007      500                      |                 | কিতাপ                  | 7,000           |
|                                    | 28,200          | দৰমহা                  | 3,600           |
| পুৰণি বাতৰি কাকত বিক্ৰী            | 1,250           | খাজনা                  | 6,500           |
| চৰকাৰী অনুদান                      | 12,000          | ডাক ব্যয়              | 300             |
| পুৰণি আচবাব বিক্ৰী                 | 3,700           | আচবাব (ক্ৰয়)          | 10,500          |
| (লিখিত মূল্য 5000)                 |                 | সামৰণি উদ্ভৃত          | 3,000           |
| স্থায়ী সম্পত্তিৰ ওপৰত প্রাপ্ত সুদ | 450             | নগদ হাতে জমা :         | 3,000           |
|                                    |                 | নগদ বেংকত জমা          | 8,200           |
|                                    |                 |                        | <b>65,150</b>   |
|                                    |                 |                        | <b>65,150</b>   |

## অতিৰিক্ত তথ্য :

- 31-12-2005 তাৰিখে অপ্রাপ্ত বৰঙণি 2,000/- টকা আৰু 31-12-2006 তাৰিখে 1,500 টকা।
- 31-12-2006 তাৰিখে অপ্রদত্ত দৰমহা 600/- টকা আৰু এমাহৰ খাজনা অগ্ৰিম দিয়া হৈছে।
- 01-01-05 তাৰিখে সংগঠনৰ আচবাব আছিল 12,000/- টকা আৰু কিতাপ 5,000 টকা।  
(উভৰ : ৰাহি 22,300/- টকা : আৰম্ভণি মূলধন পুঁজি 38,550/- টকা, মুঠ উদ্ভৃতৰ পৰিমাণ 61,950/- টকা)
- নাৰী কল্যাণ সমিতিৰ 2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে নগদ লেনদেনৰ বিৱৰণ  
তলত দিয়া হ'ল :

| প্রাপ্তি                                      | পরিমাণ<br>(টকা) | পরিশেখ                         | পরিমাণ<br>(টকা) |
|---|-----------------|--------------------------------|-----------------|
| আগৰ বছৰৰ উদ্ভৃত (1-1-06)                      | 2,270           | খাজনা                          | 6,000           |
| বৰঙণি   | 32,500          | বিজুলী ব্যয়                   | 3,200           |
| আজীরন সদস্য মাচুল                             | 3,250           | প্ৰবক্ষাৰ মাচুল                | 730             |
| দান   | 2,500           | কাৰ্যালয় ব্যয়                | 1480            |
| মনোৰঞ্জনৰ (entertainment)                     |                 | মনোহাৰী আৰু ছপা                | 1,050           |
| পৰা হোৱা লাভ                                  | 2,750           | আইনৰ মাচুল                     | 1,870           |
| পুৰণি কিতাপ বিক্ৰী<br>(লিখিত মূল্য 1,000 টকা) | 750             | কিতাপ                          | 6,500           |
| সুদ   | 350             | আচৰাব ক্ৰয়                    | 8,600           |
|   |                 | নুকুৰ (Nukur) নাটকৰ বাবে ব্যয় | 1,300           |
|   |                 | নগদ হাতে জমা                   | 8,040           |
|   |                 | নগদ বেংকত জমা                  | 9,500           |
|   | <b>48,870</b>   |                                | <b>48,870</b>   |

তলৰ সংযোজনবোৰ লৈ এখন আয়-ব্যয় হিচাপ প্ৰস্তুত কৰা :

- (a) এতিয়াও পাবলগীয়া বৰঙণি 750/- টকা, কিষ্ট বৰঙণিৰ ভিতৰত 2007 চনৰ 500/- টকা ধৰা আছে।
- (b) বছৰৰ আৰম্ভণিত সমিতিৰ 20,000/- টকা ভৱন, 3,000/- টকাৰ আচৰাব আৰু 2,000/- টকাৰ কিতাপ আছিল।
- (c) অৱক্ষয় বাদ দিব লাগে— আচৰাবৰ ওপৰত @5% (ক্ৰয় ধৰি); কিতাপত @10% হাৰে আৰু ভৱনত 5% হাৰে।

(উত্তৰ : ৰাহি 24,090/- টকা)

8. ভাৰতীয় ক্রীড়া ক্লাবৰ তলত দিয়া প্ৰাপ্তি-পৰিশেখ হিচাপৰ পৰা 2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে আয়-ব্যয় হিচাপ আৰু সেই তাৰিখতে এখন উদ্ভৃতপত্ৰ প্ৰস্তুত কৰা :

## প্রাপ্তি-পরিশোধ হিচাপ

2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে

| প্রাপ্তি                            | পরিমাণ<br>(টকা) | পরিশোধ                         | পরিমাণ<br>(টকা) |
|-------------------------------------|-----------------|--------------------------------|-----------------|
| আৰম্ভণি উদ্ভৃত                      | 7,890           | দৰমহা                          | 11,000          |
| বৰঙণি                               | 52,000          | বিজুলী ব্যয়                   | 5,500           |
| আজীৱন সদস্য মাচুল                   | 2,200           | বিলিয়ার্ড টেবুল               | 17,500          |
| ভৰ্তি মাচুল                         | 3,200           | কাৰ্যালয় ব্যয়                | 4,100           |
| খেল প্রতিযোগিতা পুঁজি               | 26,000          | ছপা আৰু মনোহাৰী                | 2,300           |
| লকাৰ ভাৰা                           | 1,250           | খেল প্রতিযোগিতা ব্যয়          | 18,500          |
| খেল সামগ্ৰী বিক্ৰী<br>(ব্যয় 2,200) | 2,500           | খেল সামগ্ৰী ক্ৰয়              | 2,000           |
| পুৰণি বাতৰি বিক্ৰী                  | 750             | আচৰাৰ ক্ৰয়                    | 7,700           |
| লিগেছি (legacies)                   | 37,500          | খেল পথাৰ মেৰামতি               | 12,000          |
|                                     |                 | নগদ হাতে জমা                   | 12,690          |
|                                     |                 | নগদ বেংকত জমা                  | 10,000          |
|                                     |                 | স্থায়ী জমা (10% হাৰে 1-10-06) | 30,000          |
|                                     | <b>1,33,290</b> |                                | <b>1,33,290</b> |

## অন্যান্য তথ্য :

2005 চনৰ 31 ডিচেম্বৰত অপ্রাপ্তি বৰঙণি 1200/- টকা আৰু 2006 চনৰ 31 ডিচেম্বৰত ইয়াৰ পৰিমাণ 3200/- টকা; 2006 চনৰ 31 ডিচেম্বৰত লকাৰ ভাৰা অপ্রাপ্তি 250/- টকা, 2006 চনৰ অপ্রদত্ত দৰমহা 1,000.00 টকা।

2006 চনৰ 1 জানুৱাৰীত ক্লাবৰ 36,000/- টকাৰ ভৱন 12,000/- টকাৰ আচৰাৰ, খেল সামগ্ৰী 17,500.00 টকা। এইবোৰৰ ওপৰত বছৰি 10% হাৰে অৱক্ষয় ধৰিব লাগে (ক্ৰয় সহ)।

(উত্তৰ : ৰাহি 26,300/- টকা, আৰম্ভণি মূলধনী পুঁজি 74,590/- টকা; মুঠ উদ্ভৃতৰ পৰিমাণ 1,49,090.00 টকা)।

9. তলত দিয়া জন কল্যাণ ক্লাবৰ প্রাপ্তি-পৰিশোধ হিচাপৰ পৰা 2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে আয়-ব্যয় হিচাপ আৰু সেই তাৰিখতে এখন উদ্ভৃত পত্ৰ প্ৰস্তুত কৰা :

## ଆପ୍ତି-ପରିଶୋଧ ହିଚାପ

2006 ଚନ ମୁଁ ଡିଚେମ୍ବର ଶେଷ ହୋରା ବହୁର ବାବେ

| ଆପ୍ତି                                       | ପରିମାଣ<br>(ଟକା) | ପରିଶୋଧ                  | ପରିମାଣ<br>(ଟକା) |
|---|-----------------|-------------------------|-----------------|
| ନଗଦ ହାତେ ଜମା 01-01-06                       | 6,800           | ଦରମହା                   | 24,000          |
| ବରଙ୍ଗଣି                                     | 60,200          | ଭ୍ରମଣ ବ୍ୟଯ              | 6,000           |
| ଦାନ   | 3,000           | ମନୋହାରୀ                 | 2,300           |
| ଆଚବାବ ବିକ୍ରୀ (ଲିଖିତ ମୂଲ୍ୟ<br>6000)          | 4,000           | ଭାରା                    | 16,000          |
| ଭର୍ତ୍ତିମାଚୁଳ                                | 800             | ମେରାମତି                 | 700             |
| ଆଜୀରନ ସଦସ୍ୟ ମାଚୁଳ                           | 7,000           | କିତାପ କ୍ରୟ              | 6,000           |
| ବିନିଯୋଗର ଓପରତ ସୁଦ<br>(@ 5% ଗୋଟେଇ ବହୁର ବାବେ) | 5,000           | ଭରନ କ୍ରୟ                | 30,000          |
|   |                 | ନଗଦ ହାତେ ଜମା (31-12-06) | 1,800           |
|   | <b>86,800</b>   |                         | <b>86,800</b>   |

## ଅତିରିକ୍ତ ତଥ୍ୟବୋବ :

| ବିବରଣ                   | ଟକା      | ଟକା      |
|-------------------------|----------|----------|
|                         | 01-01-06 | 31-12-06 |
| (i) ଅଗ୍ରିମ ଆପ୍ତ ବରଙ୍ଗଣି | 1,000    | 3,200    |
| (ii) ଅଆପ୍ତ ବରଙ୍ଗଣି      | 2,000    | 3,700    |
| (iii) ମନୋହାରୀ ମଜୁତ      | 1,200    | 800      |
| (iv) କିତାପ              | 13,500   | 16,500   |
| (v) ଆଚବାବ               | 16,000   | 8,000    |
| (vi) ଅପ୍ରଦତ୍ତ ଭାରା      | 1,000    | 2,000    |

(ଉତ୍ତର : ରାହି 11,100/- ଟକା, ଆବଶ୍ୱଣ ମୂଲ୍ୟନୀ ପୁଁଜି 1,37,000/- ଟକା ଉତ୍ସତ୍ତପତ୍ର ମୁଠ ପରିମାଣ  
1,60,800.00 ଟକା)।

10. 2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে শক্তি ক্লাবৰ প্রাপ্তি-পৰিশোধ হিচাপখন তলত দিয়া হ'ল :

### প্রাপ্তি-পৰিশোধ হিচাপ

**2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে**

| প্রাপ্তি                  | পৰিমাণ<br>(টকা) | পৰিশোধ           | পৰিমাণ<br>(টকা) |
|---------------------------|-----------------|------------------|-----------------|
| আৰম্ভণি নগদ হাতে জমা      | 2,600           | ভাৰা             | 18,000          |
| ভর্তিমাচুল                | 3,200           | মজুৰি            | 7,000           |
| ভৱনৰ বাবে দান             | 23,000          | বিলিয়ার্ড টেবুল | 14,000          |
| লকাৰ ভাৰা                 | 1,200           | আচৰাব            | 10,000          |
| আজীৱন সদস্য মাচুল         | 7,000           | সুদ              | 2,000           |
| আমোদ-প্রমোদৰ পৰা হোৱা লাভ | 3,000           | দৰমহা            | 24,000          |
| বৰঙণি                     | 40,000          | নগদ হাতে জমা     | 4000            |
|                           | <b>80,000</b>   |                  | <b>80,000</b>   |

তলত দিয়া তথ্যবোৰৰ সহায়ত আয়-ব্যয় হিচাপ আৰু উদ্ভৃতপত্ৰ প্ৰস্তুত কৰা :

2005 চনৰ 31 ডিচেম্বৰত অপ্রাপ্তি বৰঙণি 12,00/- টকা 31-12-2006 তাৰিখে অপ্রাপ্তি বৰঙণি 2,300.00 টকা। ডাক আৰু টিকটৰ আৰম্ভণি মজুত 300/- টকা, সামৰণি মজুত 200/- টকা, ভাৰা 1500/- টকা 2005 চনৰ বাবে আৰু 1,500/- টকা 2006 চনৰ বাবে এতিয়াও দিব বাকী আছে।

2006 চনৰ 1 জানুৱাৰীত ক্লাবৰ আচৰাব আছিল 15,000/- টকা। আচৰাবৰ 22,500/- টকাত মূল্যাংশ কৰা হ'ল।

(উত্তৰ : ঘাটি 8,100/- টকা, আৰম্ভণি মূলধনী পুঁজি 24,00/- টকা, উদ্ভৃতপত্ৰৰ মুঠ পৰিমাণ 53,500.00 টকা।

11. তলত দিয়া প্রাপ্তি-পৰিশোধ হিচাপ আৰু উদ্ভৃত পত্ৰৰ পৰা 2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে সাংস্কৃতিক (cultural) ক্লাবৰ বহীত আয়-ব্যয় হিচাপ আৰু উদ্ভৃত পত্ৰ প্ৰস্তুত কৰা :

## প্রাপ্তি-পরিশোধ হিচাপ

2006 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে

| প্রাপ্তি                    | পরিমাণ<br>(টকা) | পরিশোধ                             | পরিমাণ<br>(টকা) |
|-----------------------------|-----------------|------------------------------------|-----------------|
| আৰঙ্গণি নগদ উত্তুত<br>বৰঙণি | 12,000          | আচৰাব<br>টেলিফোন ব্যয়             | 4000<br>800     |
| 2005 2000                   |                 | দৰমহা :                            |                 |
| 2006 22,000                 | 24,000          | 2005 2006                          | 1000<br>6000    |
| ভৰ্তি মাচুল                 | 2,800           | বাতৰি কাকত                         | 700             |
| লকাৰ ভাৰা                   | 1,000           | ভূমি                               | 20,000          |
| আজীৱন সদস্য মাচুল           | 1,200           | বিভিন্ন ব্যয়                      | 1,000           |
| চৰকাৰী অনুদান               | 11,000          | প্ৰতিৰক্ষা বণ<br>সামৰণি নগদ উত্তুত | 18,000<br>2,500 |
|                             | <b>52,000</b>   |                                    | <b>52,000</b>   |

## উত্তুতপত্ৰ 2005 চনৰ 31 ডিচেম্বৰত

| দেনা                  | পরিমাণ<br>(টকা) | সম্পত্তি                      | পরিমাণ<br>(টকা) |
|-----------------------|-----------------|-------------------------------|-----------------|
| অগ্ৰিম লকাৰ ভাৰা      | 200             | নগদ হাতে জমা                  | 12,000          |
| অগ্ৰিম প্রাপ্তি বৰঙণি | 1,000           | অগ্ৰিম পৰিশোধ ব্যয় (prepaid) | 3,000           |
| অপদন্ত দৰমহা          | 2,000           | ভৱন                           | 35,000          |
| ঝণ                    | 10,000          |                               |                 |
| মূলধনী পুঁজি          | 36,800          |                               |                 |
|                       | <b>50,000</b>   |                               | <b>50,000</b>   |

(উত্তুত : বাহি 31500/- টকা; উত্তুত পত্ৰৰ মুঠ পৰিমাণ 80,500/- টকা)

12. তলত দিয়া প্রাপ্তি-পরিশোধ হিচাপ আৰু উদ্ভৃতপত্ৰৰ পৰা 2007 চনৰ 31 মাৰ্চত শেষ হোৱা  
বছৰৰ বাবে ইউনিটি ক্লাবৰ বহীত চূড়ান্ত হিচাপ প্ৰস্তুত কৰা :

### প্রাপ্তি-পরিশোধ হিচাপ

**2007 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰৰ বাবে**

| প্রাপ্তি                                 | পৰিমাণ<br>(টকা) | পৰিশোধ              | পৰিমাণ<br>(টকা) |
|--|-----------------|---------------------|-----------------|
| আৰঙ্গণি উদ্ভৃত                           | 15,000          | আচৰাব               | 18,000          |
| পুৰণি আচৰাব বিক্ৰী<br>(ব্যয় 6000/- টকা) | 4,000           | পুথিভঁৰালৰ কিতাপ    | 10,000          |
| বৰঙণি                                    |                 | দৰমহা               | 72,000          |
| 2005-06                                  | 18,000          | সাধাৰণ ব্যয়        | 18,000          |
| 2006-07                                  | 60,000          | বিজুলী ব্যয়        | 12,000          |
| 2007-08                                  | 12,000          | বাতৰি কাকত          | 33,800          |
|  | 90,000          | ডাক                 | 3,000           |
| পুৰণি বাতৰি কাকত বিক্ৰী                  | 10,800          | মনোহাৰী             | 40,000          |
| আমোদ-প্ৰমোদৰ পৰা লাভ                     | 44,000          | হিচাপ পৰীক্ষা মাচুল | 8,000           |
| ভাৰা                                     | 84,000          | সামৰণি উদ্ভৃত       | 33,000          |
|  | <b>2,47,800</b> |                     | <b>2,47,800</b> |

**উদ্ভৃত পত্ৰ 2006 চনৰ 31 মাৰ্চত**

| দেনা           | পৰিমাণ<br>(টকা) | সম্পত্তি        | পৰিমাণ<br>(টকা) |
|----------------|-----------------|-----------------|-----------------|
| অপ্ৰদত্ত দৰমহা | 6,000           | নগদ টকা         | 15,000          |
| মূলধনী পুঁজি   | 6,94,000        | অনাদায় বৰঙণি   | 18,000          |
|                |                 | পুথিভঁৰাল কিতাপ | 30,000          |
|                |                 | আচৰাব           | 37,000          |
|                |                 | ভূমি আৰু ভৱন    | 6,00,000        |
|                | <b>7,00,000</b> |                 | <b>7,00,000</b> |

### অতিরিক্ত তথ্যসমূহ :

1. ক্লাবৰ 500 সদস্য আছে আৰু প্ৰত্যেকেই বছৰি 150/- টকাকৈ বৰঙণি দিয়ে।
2. 31-3-2007 তাৰিখে অপৰ্যাপ্ত দৰমহা 1,200/- টকা আৰু পৰিশোধ দৰমহাৰ ভিতৰত 6,000/- টকা 2005-06 চনৰ ভিতৰত সোমাই আছে।
3. ভূমি আৰু ভৱনৰ ওপৰত বছৰি 5% হাৰে অবক্ষয় ধৰিব লাগে।  
(উত্তৰ : বাহি 14,000/- টকা, উন্ন্যত পত্ৰ মুঠ পৰিমাণ 7,27,000/- টকা)
13. এটা ক্ৰীড়া ক্লাবৰ কেইটামান নিৰ্দিষ্ট বিষয়ৰ লগত তথ্যবোৰ তলত দিয়া হৈছে। তুমি এইবোৰ আয়-ব্যয় হিচাপ আৰু উন্ন্যত পত্ৰত দেখুৱাব লাগে—

| বিৱৰণ                           | পৰিমাণ<br>(টকা) |
|---------------------------------|-----------------|
| খেল পুঁজি 01-04-05 তাৰিখত       | 80,000          |
| খেল পুঁজিৰ বিনিয়োগ             | 80,000          |
| খেল পুঁজিৰ ওপৰত সুদ             | 8,000           |
| খেল পুঁজিৰ বাবে দান             | 30,000          |
| খেল পুৰস্কাৰ দিয়া হ'ল          | 16,000          |
| খেল পৰিচালনা ব্যয়              | 7,000           |
| সাধাৰণ পুঁজি                    | 2,00,000        |
| সাধাৰণ পুঁজি বিনিয়োগ           | 2,00,000        |
| সাধাৰণ পুঁজি বিনিয়োগৰ ওপৰত সুদ | 20,000          |

14. মেট্ৰী ক্ৰীড়া ক্লাবৰ প্ৰাপ্তি-পৰিশোধ হিচাপে 2006 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰৰ বাবে 68,500 টকা বৰঙণিৰ বাবে প্ৰাপ্তি দেখুৱাইছে।

### অতিরিক্ত তথ্যসমূহ তলত দিয়া ধৰণৰ :

1. 2005 চনৰ 31 মাৰ্চত অনাদায় বৰঙণিৰ পৰিমাণ 6,500/- টকা।
  2. 2005 চনৰ 31 মাৰ্চত অগ্ৰিমপ্ৰাপ্তি বৰঙণিৰ পৰিমাণ 4,100/- টকা।
  3. 2006 চনৰ 31 মাৰ্চত অগ্ৰাপ্তি বৰঙণিৰ পৰিমাণ 5,400/- টকা।
  4. 2006 চনৰ 31 মাৰ্চত অগ্ৰিম প্ৰাপ্তি বৰঙণিৰ পৰিমাণ 2,500/- টকা।
- 2006 চনৰ 31 মাৰ্চত ওপৰত দিয়া বিষয়বোৰ লৈ ক্লাবৰ বহীত কেনেকৈ চূড়ান্ত হিচাপত দেখুৱাব।

(উত্তর : 2006 চনৰ শেষ হোৱা বছৰৰ আয়-ব্যয় হিচাপত ক্ৰেডিট কৰা বৰঙণিৰ পৰিমাণ 69,000 টকা, 2006 চনৰ 31 মাৰ্চত অনাদায় বৰঙণি 5,400/- টকা আৰু উদ্ভৃত পত্ৰৰ সম্পত্তিৰ শিতানত দেখুওৱা হয়, 2006 চনৰ 31 মাৰ্চত অগ্ৰিমপ্ৰাপ্ত বৰঙণিৰ পৰিমাণ 2,500/- টকা আৰু উদ্ভৃত পত্ৰৰ দেনাৰ শিতানত দেখুওৱা হয়।

15. বহাটগী ট্ৰাষ্টৰ প্ৰাপ্তি-পৰিশোধ হিচাপ তলত দিয়া হ'ল :

#### জমা-খৰচৰ হিচাপ

#### 2006 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰৰ বাবে

| প্ৰাপ্তি                    | পৰিমাণ<br>(টকা) | পৰিশোধ             | পৰিমাণ<br>(টকা) |
|-----------------------------|-----------------|--------------------|-----------------|
| নগদ হাতে জমা                | 14,000          | ভাৰা               | 600             |
| নগদ বেংকত জমা               | 60,000          | দৰমহা              | 12,000          |
| বৰঙণি                       |                 | ডাক                | 300             |
| 2005                 5,000  |                 | বিজুলী ব্যয়       | 6,000           |
| 2006                 83,000 |                 | আচৰাব ক্ৰয়        | 20,000          |
| 2007                 3,000  | 91,000          |                    |                 |
| বিনিয়োগৰ বিক্ৰী            | 90,000          | কিতাপ              | 3,000           |
| বিনিয়োগৰ ওপৰত সুদ          | 2,000           | প্ৰতিৰক্ষা বণ্ণ    | 1,50,000        |
| আচৰাবৰ বিক্ৰী               | 3,200           | অভাৱী ছাত্ৰক সহায় | 22,000          |
| (লিখিত মূল্য 3000/- টকা)    |                 | নগদ হাতে জমা       | 10900           |
|                             |                 | নগদ বেংকত জমা      | 30,000          |
|                             | <b>2,60,200</b> |                    | <b>2,60,200</b> |

তলত দিয়া সংযোজনবোৰ লৈ 2006 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰৰ বাবে আয়-ব্যয় হিচাপ আৰু এখন উদ্ভৃত পত্ৰ প্ৰস্তুত কৰা। 2006 চনৰ বাবে বৰঙণি এতিয়াও পাৰ আছে 7,000 টকা; প্ৰতিৰক্ষা বণ্ণৰ ওপৰত পাবলগীয়া সুদ 7,000/- টকা, দিবলগীয়া ভাড়া আছে 1000/- টকা; বিক্ৰী কৰা বিনিয়োগৰ বহীত লিখিত মূল্য 80,000/- টকা আৰু 30,000/- টকাৰ বিনিয়োগ এতিয়াও হাতত আছে। 2006 চনৰ প্ৰাপ্তি বৰঙণিৰ ভিতৰত 400/- টকা আজীৱন সদস্য মাচুল ধৰা আছে। 2006 চনৰ 1 জানুৱাৰীত 12,000/- টকা মূল্যৰ মুঠ আচৰাব আছে। 2007 চনৰ বাবে পৰিশোধ কৰা দৰমহাৰ পৰিমাণ 2000/- টকা।

(উত্তর : বাহি 59,900/- টকা; মুঠ উদ্ভৃতপত্ৰৰ পৰিমাণ 2,68,900/- টকা)

16. ଦିଲ୍ଲି ଦାତବ୍ୟ ଟ୍ରାସ୍ଟର ନଗଦ ବହିର ପରା 2007 ଚନର 31 ଡିଚେମ୍ବରର ଶେୟ ହୋରା ବଛରର ବାବେ ତଳତ ଦିଯା  
ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପ ପ୍ରସ୍ତୁତ କରା ହେଛେ :

### ପ୍ରାପ୍ତି-ପରିଶୋଧ ହିଚାପ

2007 ଚନର 31 ଡିଚେମ୍ବର ଶେୟ ହୋରା ବଛରର ବାବେ

| ପ୍ରାପ୍ତି          | ପରିମାଣ<br>(ଟକା) | ପରିଶୋଧ          | ପରିମାଣ<br>(ଟକା) |
|-------------------|-----------------|-----------------|-----------------|
| ଆରଭଣି ଉତ୍ସୁତ      |                 | ଦାନ (charity)   | 11,500          |
| ନଗଦ ହାତେ ଜମା      | 11,500          | ଭାରା ଆର୍କ କର    | 3,200           |
| ନଗଦ ବେଂକତ ଜମା     | 12,600          | ଦରମହା           | 6000            |
| ଦାନ               | 9,000           | ଛପା             | 600             |
| ବରଙ୍ଗଣି           | 42,800          | ଡାକ             | 300             |
| ଲିଗେଚିଚ୍          | 18,000          | ବିଜ୍ଞାପନ        | 4500            |
| ବିନିଯୋଗର ଓପରତ ସୁଦ | 4500            | ବୀମା            | 2000            |
| ବାତବି କାକତ ବିକ୍ରି | 200             | ଆଚବାବ           | 21,600          |
|                   |                 | ବିନିଯୋଗ         | 23,000          |
|                   |                 | ସାମରଣି ଉତ୍ସୁତ : |                 |
|                   |                 | ହାତତ ଜମା        | 9,900           |
|                   |                 | ବେଂକତ ଜମା       | 16,000          |
|                   | <b>98,600</b>   |                 | <b>98,600</b>   |

2006 ଚନର 31 ଡିଚେମ୍ବର ଶେୟ ହୋରା ବଛରର ବାବେ ଆଯ-ବ୍ୟାଯ ହିଚାପ ପ୍ରସ୍ତୁତ କରା ଆର୍କ ସେଇ ତାରିଖରେ  
ଏଥିନ ଉତ୍ସୁତପତ୍ର ପ୍ରସ୍ତୁତ କରା :

- (a) ପ୍ରାପ୍ତ ଦାନର  $\frac{1}{3}$  ଅଂଶ ଆଯ-ବ୍ୟାଯ ହିଚାପଲୈ ସ୍ଥାନାନ୍ତର କରିବ ଲାଗେ ।
- (b) ବୀମା କିନ୍ତି 3 ମାହର ବାବେ ଅଗ୍ରିମ ଦିଯା ହେଛେ ।
- (c) ବିନିଯୋଗର ଓପରତ ଉତ୍ସୁତ ସୁଦ 1,100/- ଟକା ପୋରା ନାହିଁ ।
- (d) 2007 ଚନର 31 ଡିଚେମ୍ବର ଭାରା 600/- ଟକା; ଦରମହା 900/- ଟକା; ବିଜ୍ଞାପନ ବ୍ୟୟ 1000/- ଟକା  
ଅପ୍ରଦର୍ଶ ହେ ଆଛେ ।

(ଉତ୍ସୁତ : ବାହି 21,500/- ଟକା; ଉତ୍ସୁତପତ୍ର ମୁଠ ପରିମାଣ 72,100/- ଟକା)

17. এটা ক্লাবৰ তলৰ জমা-খচৰ হিচাপৰ পৰা, 2006 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে আয়-ব্যয় হিচাপ আৰু সেই তাৰিখত উদ্ভৃতপত্ৰ প্রস্তুত কৰা

### প্রাপ্তি-পৰিশোধ হিচাপ

**2006 চনৰ 31 মার্চত শেষ হোৱা বছৰৰ বাবে**

| প্রাপ্তি                                 | পৰিমাণ<br>(টকা) | পৰিশোধ        | পৰিমাণ<br>(টকা) |
|--|-----------------|---------------|-----------------|
| আৰন্ধণি উদ্ভৃত                           | 3,500           | সাধাৰণ ব্যয়  | 900             |
| বৰঙণি :                                  |                 | দৰমহা         | 16,000          |
| 2005                  1,800              |                 | ডাক ব্যয়     | 1300            |
| 2006                  70,000             |                 | বিজুলী ব্যয়  | 7800            |
| 2007                  3200               |                 | আচৰাব         | 26,500          |
|  | 75,000          | কিতাপ         | 13,000          |
| পুৰণি কিতাপ বিক্ৰী<br>(কিনাদাম 3200 টকা) | 2000            | বাতৰি কাকত    | 600             |
| হল ব্যৱহাৰৰ বাবে পোৱা ভাৰা               | 17,000          | সভাৰ ব্যয়    | 7200            |
| বাতৰি কাকত বিক্ৰী                        | 400             | টি ভি ভ্ৰয়   | 16,000          |
| মনোৰঞ্জনৰ পৰা পোৱা লাভ                   | 73000           | সামৰণি উদ্ভৃত | 15,900          |
|  | <b>1,05,200</b> |               | <b>1,05,200</b> |

#### অতিৰিক্ত তথ্যসমূহ :

- (a) ক্লাবৰ 100 সদস্য আৰু 900 টকালৈ প্রত্যেকেই বছৰি বৰঙণি দিয়ে। 2005 চনৰ 31 ডিচেম্বৰত  
অনাদায় বৰঙণিৰ পৰিমাণ 3,600/- টকা।
  - (b) 2006 চনৰ 31 মার্চত অপদন্ত দৰমহা 1,000/- টকা, দৰমহা পৰিশোধৰ ভিতৰত 2005 চনৰ  
1000/- টকা ধৰা হৈছে।
  - (c) 2006 চনৰ 1 জানুৱাৰীত ক্লাবৰ ভূমি আৰু ভৱনৰ পৰিমাণ 25,000/- টকা, আচৰাব 2,600/  
- টকা, কিতাপ 6,200/- টকা।  
(উত্তৰ : ৰাহি 79,700/- টকা, উদ্ভৃত পত্ৰৰ মুঠ পৰিমাণ 1,23,800/- টকা)
18. 2007 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰত মহিলা কল্যাণ ক্লাবৰ প্রাপ্তি-পৰিশোধ হিচাপ তলত  
দিয়া হ'ল :

লাভ অর্জনের উদ্দেশ্য নথকা সংগঠনের হিচাপকরণ

৮-৭

| প্রাপ্তি                                       | পরিমাণ<br>(টকা) | পরিশোধ                 | পরিমাণ<br>(টকা) |
|--|-----------------|------------------------|-----------------|
| আবস্থণি উদ্ধৃত                                 | 7,250           | দৰমহা                  | 12,500          |
| বৰঙণি  | 81,750          | মনোহাৰী                | 1,700           |
| দান  | 3,000           | বিজুলী ব্যয়           | 9,550           |
| চৰকাৰী অনুদান                                  | 15,000          | বীমা                   | 7,500           |
| বাতৰি কাকত বিক্ৰী                              | 300             | সা-সঁজুলি              | 30,000          |
| দাতব্য প্ৰদৰ্শনীৰ আয়                          | 16,500          | ক্ষুদ্ৰ ব্যয়          | 500             |
| বিনিয়োগৰ ওপৰত সুদ<br>(10% হাৰে সম্পূৰ্ণ বছৰৰ) | 7,000           | দাতব্য প্ৰদৰ্শনী ব্যয় | 12,900          |
| বিভিন্ন আয়                                    | 400             | বাতৰি কাকত             | 1000            |
|  |                 | বক্তৃতা ব্যয় (মাচুল)  | 16,500          |
|  |                 | সচিবৰ মাননি            | 12,000          |
|  |                 | সামৰণি উদ্ধৃত          | 27,050          |
|  | <b>1,31,200</b> |                        | <b>1,31,200</b> |

অতিৰিক্ত তথ্য :

| বিৱৰণ                 | 01-01-07<br>(টকা) | 31-12-07<br>(টকা) |
|-----------------------|-------------------|-------------------|
| অপ্রদত্ত দৰমহা        | 1,200             | 1,800             |
| অগ্ৰিম প্ৰদত্ত বীমা   | 700               | 300               |
| অনাদায় বৰঙণি         | 3,750             | 2,500             |
| অগ্ৰিম প্রাপ্তি বৰঙণি | 1,750             | 1,000             |
| অপ্রদত্ত বিজুলী ব্যয় | —                 | 1,250             |
| মনোহাৰী মজুত          | 2,250             | 7,00              |
| সা-সঁজুলি             | 25,600            | 50,200            |
| ভৱন                   | 1,20,000          | 1,14,000          |

2007 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰৰ বাবে আয়-ব্যয় হিচাপ আৰু সেই তাৰিখতে এখন উদ্ধৃত  
পত্ৰ প্ৰস্তুত কৰা।

(উত্তৰ : বাহি 79,700 টকা; উদ্ধৃতপত্ৰৰ মুঠ পৰিমাণ 1,23,000 টকা)

### কি বুজিলা চোরার উত্তর

#### কি বুজিলা চোরা— I

উত্তর : সত্য (iii), (vi), (viii), (x); অশুল্ক (i), (ii), (iv), (v), (viii), (ix)

#### কি বুজিলা চোরা— II

- যদি বিশেষ খেল পুঁজি থাকে, তলত দিয়া ধরণে হিচাপকরণ ব্যবস্থা করা হ'ব।

| উত্তৃত্বপত্র দেনা দিশ          | পরিমাণ (টকা) |
|--------------------------------|--------------|
| ক্রীড়া প্রতিযোগিতা পুঁজি      | 40,000/-     |
| যোগ : খেলৰ পৰা প্রাপ্তি        | 16,000/-     |
| বাদ : খেল ব্যয়                | 56,000/-     |
| দেনাৰ দিশত থকা উত্তৃত্ব পরিমাণ | 14,000/-     |
|                                | 42,000/-     |

- কোনো নির্দিষ্ট পুঁজি নাই বাবে টেবুল টেনিছ প্রতিযোগিতাৰ বাবে হোৱা ব্যয় 4000/- টকা আয়-ব্যয় হিচাপৰ ডেবিট দিশ ব্যয়ৰ হিচাপে দেখুওৱা হ'ব। ই এনে এটা বিষয় যিটো কোনো নির্দিষ্ট পুঁজিৰ পৰা স্বাধীন।
- নির্দিষ্ট পুঁজি থাকে। হিচাপকরণৰ ব্যবস্থা তলত দিয়া ধৰণৰ :

| উত্তৃত্বপত্র দেনা দিশ               | পরিমাণ (টকা) |
|-------------------------------------|--------------|
| পুৰস্কাৰ পুঁজি                      | 22,000/-     |
| যোগ : সুদ                           | 3,000/-      |
| বাদ : পুৰস্কাৰ বিতৰণ                | 25,000/-     |
| উত্তৃত্বপত্রত থকা দেনাৰ দিশৰ পরিমাণ | 5,000        |
|                                     | 20,000       |

পুৰস্কাৰ পুঁজিৰ বিনিয়োগ উত্তৃত্বপত্র সম্পত্তিৰ দিশত দেখুওৱা হ'ব 18,000/- টকা।

- কোনো নির্দিষ্ট পুঁজি নাই বাবে দাতব্য প্ৰদৰ্শনীৰ পৰা প্রাপ্ত টকা আয়-ব্যয় হিচাপৰ ক্ৰেডিট দিশত দেখুওৱা হ'ব আৰু দাতব্য প্ৰদৰ্শনীৰ হোৱা খৰচ প্রাপ্তিৰ পৰা বাদ দিয়া হয় আয়-ব্যয় হিচাপৰ ক্ৰেডিট দিশত প্ৰকৃত পৰিমাণ দেখুওৱা হয়।

## দ্বিতীয় অধ্যায়

# অংশীদাৰী ব্যৱসায়ৰ হিচাপকৰণ : মূল ধাৰণাসমূহ

### শিকাৰ উদ্দেশ্য :

- এই অধ্যায় অধ্যয়নৰ পিছত তোমালোকে তলত দিয়াসমূহ জানিব পাৰিব।
- অংশীদাৰীৰ সংজ্ঞা আৰু ইয়াৰ প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ;
  - অংশীদাৰী চুক্তিপত্ৰৰ অৰ্থ আৰু ইয়াত সম্বিষ্ট কৰিবলগীয়া বিভিন্ন বিষয়বস্তুৰ তালিকা;
  - হিচাপকৰণৰ লগত জড়িত 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ ব্যৱস্থাসমূহৰ চিনাত্তকৰণ;
  - ছিবি আৰু অস্তিৰ মূলধন পদ্ধতিত অংশীদাৰীৰ মূলধন হিচাপ প্ৰস্তুতকৰণ;
  - অংশীদাৰসকলৰ মাজত লাভ বা লোকচান বিতৰণ পদ্ধতি আৰু লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুতকৰণ;
  - বিভিন্ন পৰিস্থিতিত মূলধন আৰু আহৰণৰ ওপৰত সুদ গণনাৰ পদ্ধতি;
  - লাভৰ পৰা সৰ্বনিন্ম পৰিমাণৰ লাভ আদায়ৰ প্ৰতিশ্ৰুতিয়ে (Guarantee) অংশীদাৰী সকলৰ মাজত লাভ বিতৰণৰ ক্ষেত্ৰত কেনেকৈ প্ৰভাৱ পেলায়।
  - অংশীদাৰৰ মূলধন হিচাপত পূৰ্বৰুটি সংশোধনৰ বাবে আৱশ্যকীয় সংযোজনসমূহৰ ব্যৱস্থা;
  - অংশীদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত হিচাপ প্ৰস্তুত কৰণ;

তোমালোকে ইতিমধ্যে একক মালিকী ব্যৱসায়ৰ চূড়ান্ত হিচাপ প্ৰস্তুতকৰণৰ বিষয়ে শিকিলা। ব্যৱসায়ৰ প্ৰসাৰৰ লগে লগে ইয়াৰ পৰিচালনাৰ বাবে অধিক মূলধন আৰু অধিক সংখ্যক ব্যক্তিৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত সাধাৰণতে মানুহে অংশীদাৰী ব্যৱসায় গঠন কৰাটো বিচাৰে। যিহেতু দুজন বা ততোধিক ব্যক্তি একলগ হৈ এনে ব্যৱসায় গঠন কৰে, এই ব্যৱসায়ৰ হিচাপকৰণৰ কিছুমান নিজস্ব বিশেষত আছে। এই ব্যক্তিসমূহে লাভ বা লোকচান তেওঁলোকৰ মাজত এটা নিৰ্দিষ্ট হাৰত বা সমহাৰত বিতৰণ কৰে। লাভ বিতৰণত প্ৰভাৱ পেলোৱা বিভিন্ন বিষয়সমূহ অংশীদাৰী চুক্তিপত্ৰত সম্বিষ্ট নাথাকিব পাৰে। এনে পৰিস্থিতিত 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনৰ ব্যৱস্থাসমূহ প্ৰযোজ্য হয়। সেইদৰে মূলধনৰ ওপৰত সুদ, আহৰণৰ ওপৰত সুদ গণনা আৰু অংশীদাৰসকলৰ মূলধন হিচাপ প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো কিছুমান নিজস্ব বৈশিষ্ট্য দেখা যায়। তাৰোপৰি অংশীদাৰ এজনৰ মৃত্যুৰ সময়ত বা নতুন অংশীদাৰ এজনক ভৱিতকৰণ আদিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সংযোজনৰ আৱশ্যক হয়। এই বিশেষ পৰিস্থিতিসমূহত বিশেষ হিচাপ ব্যৱস্থাৰ আৱশ্যক হয় যাতে এই বিষয়সমূহ এই অধ্যয়নৰ পৰা স্পষ্ট হ'ব।

এই অধ্যায়ত অংশীদাৰীৰ কিছুমান মূল দিশ যেনে লাভৰ বিতৰণ, মূলধন হিচাপৰ প্ৰস্তুতকৰণ ইত্যাদি আলোচনা কৰা হৈছে। পিছৰ অধ্যায়সমূহত অংশীদাৰৰ ভৱিতকৰণ, অৱসৰগ্রহণ, মৃত্যু আৰু অংশীদাৰীৰ বিলুপ্তিকৰণ ইত্যাদিৰ হিচাপ ব্যৱস্থাসমূহ আলোচনা কৰা হ'ব।

## ২.১ অংশীদাৰীৰ প্ৰকৃতি :

যেতিয়া দুজন বা ততোধিক ব্যক্তিয়ে কোনো এটা ব্যৱসায় স্থাপন আৰু লাভ-লোকচান বিতৰণৰ বাবে একলগ হয়, তেওঁলোক অংশীদাৰীত থকা বুলি কোৱা হয়। ১৯৩২ চনৰ ভাৰতীয় অংশীদাৰী আইনৰ চতুর্থ ধৰাত অংশীদাৰীৰ সংজ্ঞা তলত দিয়া ধৰণে দিয়া হৈছে —

“অংশীদাৰী হ'ল ব্যক্তিসকলৰ মাজত থকা এটা সম্বন্ধ যিয়ে ব্যৱসায়টো চলাই নিবলৈ বা সকলোৰে হৈ এজনে চলাই নিবলৈ আৰু লাভ বিতৰণ কৰিবলৈ সন্মত হয়।”

অংশীদাৰীত থকা ব্যক্তিসকলক ব্যক্তিগতভাৱে ‘অংশীদাৰ’ আৰু সমুহীয়াভাৱে ‘অংশীদাৰী প্ৰতিষ্ঠান’ বুলি কোৱা হয়। যি নামেৰে ব্যৱসায় পৰিচালনা কৰা হয় তাক ব্যৱসায়ৰ নাম বুলি কোৱা হয়। অংশীদাৰী প্ৰতিষ্ঠান এটাৰ ক্ষেত্ৰত অংশীদাৰী প্ৰতিষ্ঠান আৰু ইয়াৰ অংশীদাৰসকলৰ পৃথক আইনগত অস্তিত্ব নাথাকে। অংশীদাৰীৰ আৱশ্যকীয় বৈশিষ্ট্যসমূহ হৈছে —

১. দুজন বা ততোধিক ব্যক্তি : কোনো নিৰ্দিষ্ট উদ্দেশ্য লৈ গঠন হোৱা অংশীদাৰী ব্যৱসায়ৰ বাবে অতি কমেও দুজন ব্যক্তিৰ আৱশ্যক হয়। সৰ্বাধিক সদস্যসংখ্যাৰ ক্ষেত্ৰতো সীমাবদ্ধতা আছে। বেংকিং ব্যৱসায়ৰ ক্ষেত্ৰত সৰ্বাধিক 10 জন আৰু অন্যান্য ব্যৱসায়ৰ ক্ষেত্ৰত সৰ্বাধিক সদস্যৰ সংখ্যা 20 জন হ'ব পাৰে।

২. চুক্তি : অংশীদাৰী হৈছে দুজন বা ততোধিক ব্যক্তিৰ মাজত থকা ব্যৱসায় চলোৱাৰ বাবে আৰু লাভ-লোকচান বিতৰণৰ বাবে থকা এখন চুক্তি। চুক্তিখন মৌখিক বা লিখিত হ'ব পাৰে। মৌখিক চুক্তিও সমানে বৈধ। কিন্তু বিবাদৰ পৰা হাত সাৰিবলৈ লিখিত চুক্তি থকাটো বাঞ্ছনীয়।

৩. ব্যৱসায় : চুক্তি কোনো ব্যৱসায় চলোৱাৰ বাবে হ'ব লাগে। কোনো সম্পত্তিৰ সাধাৰণ যৌথ মালিকীয়ে অংশীদাৰীক নুবুজায়। উদাহৰণ স্বৰূপে, যদি A আৰু B যে এটুকুৰা মাটি যৌথভাৱে ক্ৰয় কৰে, তেওঁলোক সম্পত্তিৰ যৌথ মালিক কিন্তু অংশীদাৰ নহয়। কিন্তু যদি তেওঁলোকে মাটিটুকুৰা লাভ আৰ্জনৰ উদ্দেশ্যে ক্ৰয়-বিক্ৰয় কৰে তেন্তে তেওঁলোকক অংশীদাৰ বুলি কোৱা হ'ব।

৪. পাৰম্পৰিক প্ৰতিনিধিৎসু : অংশীদাৰী প্ৰতিষ্ঠান এটাৰ ব্যৱসায় সকলোবোৰ অংশীদাৰে যৌথভাৱে বা সকলোবোৰ হৈ এজনে চলাই নিব পাৰে। অৰ্থাৎ প্ৰতিজন অংশীদাৰে ব্যৱসায় চলাই নিয়াত অংশগ্ৰহণ কৰিব পাৰে এনেভাৱে সকলোবোৰ অংশীদাৰৰ মাজত পাৰম্পৰিক প্ৰতিনিধিৎসুৰ সম্বন্ধৰ সৃষ্টি হয়। প্ৰতিজন অংশীদাৰ মুখ্য ব্যক্তি আৰু লগে লগে অন্যান্য অংশীদাৰসকলক মানিবলৈ বাধ্য কৰাৰ পাৰে আৰু অন্য অংশীদাৰে কৰা কাৰ্যসমূহ তেওঁ মানিবলৈ বাধ্য হয়।

৫. লাভৰ বিতৰণ : অংশীদাৰীৰ চুক্তিপত্ৰ লাভ-লোকচান বিতৰণৰ বাবে হ'ব লাগে। যদিও অংশীদাৰী আইনত উল্লেখ থকা অংশীদাৰীৰ সংজ্ঞা অনুসৰি অংশীদাৰী হৈছে ব্যৱসায়ৰ লাভ বিতৰণ কৰিবলৈ সন্মত হোৱা ব্যক্তিসকলৰ মাজৰ সম্বন্ধ, লগতে লোকচান বিতৰণৰ কথাটোও অস্তিত্বহিত হৈ থাকে। গতিকে লাভ আৰু লোকচান বিতৰণ কৰাটো গুৰুত্বপূৰ্ণ। যদি কোনো ব্যক্তি কোনো দাতব্য কাৰ্যৰ বাবে সহযোগ কৰে, ইয়াক অংশীদাৰী বুলি বিবেচনা কৰা নহয়।

৬. অংশীদাৰৰ দায়বন্ধতা : ব্যৱসায়ৰ সকলো দেনা দায়িত্বৰ বাবে অংশীদাৰসকল গাইগুটীয়াভাবে আৰু যোথভাবে তৃতীয় পক্ষৰ ওচৰত দায়বন্ধ। অংশীদাৰসকলৰ দেনা দায়িত্ব অপৰিসীম। অৰ্থাৎ প্ৰতিষ্ঠানৰ দেনা পৰিশোধৰ বাবে ব্যক্তিগত সম্পত্তিও ব্যৱহাৰ কৰা হয়।

## ২.২ অংশীদাৰী দলিল :

অংশীদাৰসকলৰ মাজত হোৱা চুক্তিৰ ফলস্বৰূপে অংশীদাৰীৰ জন্ম হয়। এই চুক্তি মৌখিক বা লিখিত হ'ব পাৰে। অংশীদাৰী আইন অনুসৰি চুক্তি লিখিত হোৱাটো বাধ্যতামূলক নহয়। যদি চুক্তি লিখিত হয়, চুক্তিৰ চৰ্তসমূহ উল্লেখ থকা নথিক অংশীদাৰী দলিল বুলি কোৱা হয়। এই চুক্তি পত্ৰত ব্যৱসায়ৰ উদ্দেশ্যে আৰু অংশীদাৰসকলৰ মাজৰ সম্পর্কত প্ৰভাৱ পেলাব পৰা সকলোবোৰ বিষয়সমূহ বিতংকৈ অন্তৰ্ভুক্ত কৰা হয়, যেনে প্ৰতিজন অংশীদাৰে আগবঢ়োৱা মূলধন, লাভ-লোকচান বিতৰণৰ অনুপাত, মূলধনৰ ওপৰত সুদ, অংশীদাৰে আগবঢ়োৱা ঋণৰ ওপৰত সুদ ইত্যাদি।

অংশীদাৰী দলিলৰ দফাসমূহ (clauses) সকলোবোৰ অংশীদাৰৰ সম্মতিক্রমে পৰিৱৰ্তন কৰিব পাৰি। এই দলিল ষ্টাম্প আইনৰ (Stamp Act) বিধান অনুসৰি প্ৰস্তুত কৰিব লাগে আৰু প্ৰতিষ্ঠানৰ পঞ্জীয়কৰ ওচৰত পঞ্জীয়ন কৰোৱাটোও বাঞ্ছনীয়।

### অংশীদাৰী দলিলৰ বিষয়বস্তু

সাধাৰণতে অংশীদাৰী চুক্তিপত্ৰত তলত দিয়া বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়।

- প্ৰতিষ্ঠান আৰু ইয়াৰ মূল ব্যৱসায়ৰ নাম আৰু ঠিকনা;
- সকলোবোৰ অংশীদাৰৰ নাম আৰু ঠিকনা;
- প্ৰতিজন অংশীদাৰে আগবঢ়োৱা মূলধনৰ পৰিমাণ;
- প্ৰতিষ্ঠানৰ হিচাপ বৰ্ণ;
- অংশীদাৰীৰ আৰম্ভৰ তাৰিখ;
- বেংক হিচাপ পৰিচালনা সম্পর্কীয় নীতি নিয়ম;
- লাভ-লোকচান বিতৰণৰ অনুপাত;
- মূলধন, ঋণ, আহৰণ ইত্যাদিৰ ওপৰত সুদৰ হাৰ;
- হিচাপ পৰীক্ষক নিযুক্তিৰ পদ্ধতি (যদিহে নিযুক্তি দিয়া হয়);
- যদি কোনো অংশীদাৰক দৰমহা, কমিছন, ইত্যাদি দিবলগীয়া হয় তেন্তে দেয়ৰ পৰিমাণ;
- প্ৰতিজন অংশীদাৰৰ অধিকাৰ, কৰ্তব্য আৰু দেনা-দায়িত্ব;
- এজন বা ততোধিক অংশীদাৰৰ দেউলীয়া অৱস্থাৰ বাবে হোৱা লোকচানৰ হিচাপ ব্যৱস্থা;
- প্ৰতিষ্ঠানৰ বিলুপ্তিকৰণৰ ক্ষেত্ৰত হিচাপৰ নিষ্পত্তিকৰণ;

- অংশীদারসকলৰ মাজৰ বিবাদ নিষ্পত্তিৰ পদ্ধতি;
- অংশীদারৰ ভৰ্ত্তিকৰণ, অৱসৰগ্রহণ আৰু মৃত্যুৰ ক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া নীতি-নিয়ম; আৰু
- ব্যৱসায় পৰিচালনা কৰিবলৈ আৱশ্যক হোৱা অন্যান্য বিষয়সমূহ।

সাধাৰণতে অংশীদারসকলৰ সম্পর্কত প্ৰভাৱ পেলাব পৰা সকলোবোৰ বিষয় অংশীদাৰী চুক্তিপত্ৰত উল্লেখ থাকে। যদি কোনো বিষয় চুক্তিপত্ৰত উল্লেখ কৰা নহয়, তেন্তে তেনে বিষয়সমূহৰ ক্ষেত্ৰত 1932 চনৰ ভাৰতীয় অংশীদাৰী আইনত উল্লেখ থকা নীতি-নিয়মসমূহ প্ৰযোজ্য হয়।

#### 2.2.1 হিচাপকৰণৰ প্ৰাসংগিক বিষয়সমূহ : অংশীদাৰী হিচাপত প্ৰভাৱ পেলোৱা গুৰুত্বপূৰ্ণ নীতি-নিয়মসমূহ হৈছে তলত দিয়া ধৰণৰ :

- (ক) লাভ বিতৰণৰ অনুপাত : যদি অংশীদাৰী চুক্তিপত্ৰত লাভ বিতৰণৰ অনুপাত সম্পর্কে কোনো উল্লেখ নাথাকে, অংশীদারসমূহে ব্যৱসায়ৰ লাভ বা লোকচান সমানভাৱে বিতৰণ কৰিব লাগে। তেওঁলোকৰ মূলধনৰ পৰিমাণে ইয়াত কোনো গুৰুত্ব নাপায়।
  - (খ) মূলধনৰ ওপৰত সুদ : কোনো অংশীদাৰে মূলধনৰ ওপৰত সুদ দাবী কৰিব নোৱাৰে। সুদৰ বিষয় যদি চুক্তিত বিশেষভাৱে উল্লেখ নাথাকে, তেন্তে কোনো ধৰণৰ সুদ দিয়া নহয়। যদি চুক্তিত মূলধনৰ ওপৰত সুদৰ বিষয়ে উল্লেখ থাকে তেতিয়া ব্যৱসায়ত লাভ হ'লেহে সুদ দিয়াৰ ব্যৱস্থা থাকিব। যদি লাভ নহয় চুক্তিত উল্লেখ থাকিলেও সুদ দিব নোৱাৰিব। যদি চুক্তিত মূলধনৰ ওপৰত সুদৰ কথা উল্লেখ থাকে কিন্তু সুদৰ হাৰ সম্পর্কে কোনো উল্লেখ নাথাকে, মূলধনৰ ওপৰত 6% হাৰত সুদ প্ৰদান কৰা হ'ব।
  - (গ) আহৰণৰ ওপৰত সুদ : অংশীদারসকলৰ আহৰণৰ ওপৰত সুদ ধাৰ্য কৰিব নে নকৰে তাক চুক্তি উল্লেখ থাকিব লাগে। যদি উল্লেখ নাথাকে অংশীদারসকলে আহৰণ কৰা টকাৰ ওপৰত কোনো সুদ ধাৰ্য কৰিব নেলাগে।
  - (ঘ) অংশীদাৰে আগবঢ়োৱা খণ্ডৰ ওপৰত : যদি অংশীদাৰে ব্যৱসায়টোক খণ প্ৰদান কৰে, তেতিয়া তেনে খণৰ ওপৰত চুক্তিত উল্লেখ নাথাকিলেও বছৰি 6% হাৰত সুদ প্ৰদান কৰিব লাগিব।
  - (ঙ) প্ৰতিষ্ঠানৰ কাৰ্যৰ বাবে দৰমহা : চুক্তিত উল্লেখ নাথাকিলে অংশীদাৰী ব্যৱসায়লৈ আগবঢ়োৱা সেৱাৰ বিনিময়ত অংশীদাৰে কোনো দৰমহা বা অন্যান্য লাভ দাবী কৰিব নোৱাৰিব।
- ওপৰত উল্লেখ কৰা বিষয়সমূহৰ উপৰিও, ভাৰতীয় অংশীদাৰী আইনত অংশীদারসকলৰ মাজত প্ৰযোজ্য নিয়মসমূহ তলত উল্লেখ কৰা হ'ল—
- (i) যদি কোনো অংশীদাৰে ব্যৱসায়ৰ লেনদেনৰ পৰা বা ব্যৱসায়ৰ সম্পত্তি ব্যৱহাৰ কৰি বা ব্যৱসায়ৰ সম্পর্কত বা ব্যৱসায়ৰ নাম ব্যৱহাৰ কৰি কোনো লাভ অজ্ঞ কৰে, তেন্তে এনে লাভ তেওঁ ব্যৱসায়ক প্ৰদান কৰিব লাগে আৰু লাভৰ এটা অংশ পায়।

- (ii) যদি এজন অংশীদাৰে একে প্ৰকৃতিৰ কোনো ব্যৱসায় চলায় আৰু অংশীদাৰী প্ৰতিষ্ঠানৰ লগত প্ৰতিযোগিতা চলায়, তেন্তে তেওঁ ইয়াৰ বাবে দায়ী আৰু তেনে ব্যৱসায়ৰ পৰা উপাৰ্জন কৰা সকলো লাভ ব্যৱসায়ক দিব লাগে।

### কি বুজিলা চোৱা - I

1. মোহন আৰু শ্যাম প্ৰতিষ্ঠান এটাৰ অংশীদাৰ। যদি অংশীদাৰী চুক্তি পত্ৰত একো উল্লেখ নাথাকে, তলত দিয়াসমূহ বৈধভাৱে দাবী কৰিব পাৰিবনে উল্লেখ কৰা —
  - (i) মোহন এজন সক্ৰিয় অংশীদাৰ। তেওঁ বছৰি 10,000 টকা দৰমহা দাবী কৰে।
  - (ii) শ্যামে প্ৰতিষ্ঠানটোক এটা ঋণ আগবঢ়ায়। তেওঁ এই ঋণৰ ওপৰত বছৰি 10% হাৰে সুদ দাবী কৰে।
  - (iii) মোহনে 20,000 টকা আৰু শ্যামে 50,000 টকা মূলধন ব্যৱসায়ত বিনিয়োগ কৰে। মোহনে লাভৰ সমান অংশ বিচাৰে।
  - (iv) শ্যামে মূলধনৰ ওপৰত বছৰি 6% হাৰে সুদ বিচাৰে।
2. তলত দিয়া বিবৃতিসমূহ শুন্দি নে আশুন্দি উল্লেখ কৰা —
  - (i) অংশীদাৰসকলৰ মাজত লিখিত চুক্তি অবিহনেও বৈধ অংশীদাৰী গঠন কৰিব পাৰি।
  - (ii) ব্যৱসায় চলোৱা প্ৰতিজন অংশীদাৰ মুখ্য ব্যক্তি আৰু সকলোৰোৱ অন্য অংশীদাৰৰ প্ৰতিনিধি।
  - (iii) বেংকিং ব্যৱসায় চলোৱা অংশীদাৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক সদস্য সংখ্যা 20 জন হ'ব পাৰে।
  - (iv) অংশীদাৰসকলৰ মাজত হোৱা বিবাদ মিমাংসাৰ পদ্ধতি অংশীদাৰী চুক্তিৰ অংশ হ'ব নোৱাৰে।
  - (v) অংশীদাৰী চুক্তি পত্ৰত উল্লেখ নাথাকিলে, অংশীদাৰে আহৰণ কৰা সুদৰ ওপৰত 6% বছৰি হাৰত সুদ ধাৰ্য কৰা হয়।
  - (vi) অংশীদাৰী চুক্তিত উল্লেখ নাথাকিলে, অংশীদাৰৰ ঋণৰ ওপৰত 12% বছৰি হাৰত সুদ দিয়া হয়।

### 2.3 অংশীদাৰী হিচাপৰ বিশেষ দিশসমূহ :

তলত দিয়া বিষয়সমূহৰ বাহিৰে অংশীদাৰী প্ৰতিষ্ঠানৰ হিচাপ পদ্ধতি গাইণ্টটীয়া ব্যৱসায়ৰ সৈতে একেইঁ :

- অংশীদাৰৰ মূলধন হিচাপ অনুসৰণ
- লাভ-লোকচান অংশীদাৰসকলৰ মাজত বিতৰণ
- আগেয়ে লাভৰ ভুলকৈ কৰা উপযোজনৰ সংযোজন

- অংশীদাৰী প্ৰতিষ্ঠানৰ পুনৰগঠন
  - অংশীদাৰী প্ৰতিষ্ঠানৰ পৰিসমাপ্তি
- ওপৰত উল্লেখ থকা তিনিটা বিষয় এই অধ্যায়ত আলোচনা কৰা হৈছে। বাকীবোৰ বিষয় পৰৱৰ্তী অধ্যায়ত অস্তৰ্ভুক্ত কৰা হৈছে।

#### ২.৪ অংশীদাৰৰ মূলধন হিচাপ প্ৰস্তুতকৰণ :

অংশীদাৰী ব্যৱসায়ৰ অংশীদাৰসকলৰ লগত জড়িত সকলোৰোৰ লেনদেন তেওঁলোকৰ মূলধন হিচাপৰ জৰিয়তে হিচাপবহীত লিখা হয়। ইয়াত অংশীদাৰবোৰেৰ ব্যৱসায়লৈ আগবঢ়োৱা মূলধন, মূলধনৰ আহৰণ, লাভৰ অংশ, মূলধনৰ ওপৰত সুদ, আহৰণৰ ওপৰত সুদ, অংশীদাৰৰ দৰমহা, অংশীদাৰৰ দস্তৰী আদি অস্তৰ্ভুক্ত কৰা হয়।

অংশীদাৰৰ মূলধন হিচাপ প্ৰস্তুতকৰণৰ দুটা পদ্ধতি আছে। এইবোৰ হ'ল (ক) স্থিৰ মূলধন পদ্ধতি আৰু (খ) অস্থিৰ মূলধন পদ্ধতি। এই পদ্ধতি দুটা তলত আলোচনা কৰা হ'ল :

(ক) স্থিৰ মূলধন পদ্ধতি : স্থিৰ মূলধন পদ্ধতিৰ অধীনত অংশীদাৰবোৰৰ মাজত থকা চুক্তি মৰ্মে অতিৰিক্ত মূলধন বিনিয়োগ বা মূলধনৰ অংশ আহৰণ নকৰিলে অংশীদাৰৰ মূলধনৰ পৰিমাণ স্থিৰ থাকে। সকলো ধৰণৰ সংযোজন যেনে লাভ বা লোকচানৰ অংশ, মূলধনৰ ওপৰত সুদ আহৰণ, আহৰণৰ ওপৰত সুদ ইত্যাদি যি হিচাপত অস্তৰ্ভুক্ত কৰা হয়, সেই হিচাপক অংশীদাৰৰ চলিত হিচাপ বুলি জনা যায়। অতিৰিক্ত মূলধন বিনিয়োগ বা মূলধনৰ আহৰণ নাথাকিলে অংশীদাৰৰ মূলধন, হিচাপে ক্রেডিট উদ্বৃত্ত দেখুৱাব আৰু এই উদ্বৃত্তৰ পৰিমাণ প্ৰতি বছৰে স্থিৰ হৈ থাকিব। আনহাতে অংশীদাৰৰ চলিত হিচাপে ডেবিট বা ক্রেডিট উদ্বৃত্ত দেখুৱাব পাৰে। গতিকে, এই পদ্ধতিত প্ৰতিজন অংশীদাৰৰ বাবে দুটাকৈ হিচাপ প্ৰস্তুত কৰা হয়— মূলধন হিচাপ আৰু চলিত হিচাপ। অংশীদাৰৰ মূলধন হিচাপ সদায় উদ্বৃত্তপত্ৰৰ দেনা শিতানত দেখুওৱা হ'ব। আনহাতে অংশীদাৰৰ চলিত হিচাপ যদি ক্রেডিট উদ্বৃত্ত দেখুৱায় তেন্তেইয়াক উদ্বৃত্তপত্ৰৰ দেনা শিতানত আৰু যদি ডেবিট উদ্বৃত্ত দেখুৱায় তেন্তেইয়াক সম্পত্তিৰ শিতানত দেখুওৱা হ'ব।

স্থিৰ মূলধন পদ্ধতিৰ অংশীদাৰৰ মূলধন হিচাপ আৰু চলিত হিচাপ তলত দিয়া ধৰণে প্ৰস্তুত কৰা হ'ব :

ডেঃ অংশীদাৰৰ মূলধন হিচাপ ক্ৰেঃ

| তাৰিখ | বিৱৰণ                                    | জাঃ<br>পঃ<br>নং | টকাৰ<br>পৰিমাণ    | তাৰিখ | বিৱৰণ  | জাঃ<br>পঃ<br>নং | টকাৰ<br>পৰিমাণ    |
|-------|--|-----------------|-------------------|-------|--|-----------------|-------------------|
|       | বেংক (মূলধনৰ<br>আহৰণ)<br>সামৰণি উদ্বৃত্ত |                 | XXX<br>XXX<br>XXX |       | আৰম্ভণি উদ্বৃত্তৰ<br><br>বেংক (নতুন মূলধন<br>বিনিয়োগ) |                 | XXX<br>XXX<br>XXX |

| অংশীদাৰৰ চলিত হিচাপ |   |            |   | ত্ৰেং |  |            |   |
|---------------------|---|------------|---|-------|--|------------|---|
| তাৰিখ               | বিৱৰণ   | জাৰি পঃ নং | টকাৰ পৰিমাণ                                   | তাৰিখ | বিৱৰণ  | জাৰি পঃ নং | টকাৰ পৰিমাণ                                   |
|                     | আৰম্ভণি উদ্বৃত্ত<br>(ডেবিট উদ্বৃত্ত থাকিলৈ)<br>আহৰণ<br>আহৰণৰ ওপৰত সুদ<br>লাভ-লোকচান<br>উপযোজক হিচাপ<br>(লোকচানৰ অংশ)<br>সামৰণি উদ্বৃত্ত<br>(সামৰণি ক্ৰেডিট<br>উদ্বৃত্ত) |            | XXX<br>XXX<br>XXX<br>XXX<br>XXX<br>XXX<br>XXX |       | আৰম্ভণি উদ্বৃত্ত<br>(আৰম্ভণি ক্ৰেডিট<br>উদ্বৃত্ত)<br>দৰমহা<br>দস্তৰী<br>মূলধনৰ ওপৰত সুদ<br>লাভ-লোকচান<br>উপযোজক হিচাপ<br>(লাভৰ অংশ)<br>সামৰণি উদ্বৃত্ত<br>(সামৰণি) |            | XXX<br>XXX<br>XXX<br>XXX<br>XXX<br>XXX<br>XXX |

Fig 2.1 স্থিৰ মূলধন পদ্ধতিত অংশীদাৰৰ মূলধন আৰু চলিত হিচাপৰ আহি।

(খ) অস্থিৰ মূলধন পদ্ধতি : অস্থিৰ মূলধন পদ্ধতিৰ অধীনত প্রতিজন অংশীদাৰৰ বাবে মাত্ৰ মূলধন হিচাপ প্ৰস্তুত কৰা হয়। সকলোৰোৰ সংযোজন যেনে লাভ বা লোকচানৰ অংশ, মূলধনৰ ওপৰত সুদ, আহৰণ, আহৰণৰ ওপৰত সুদ, অংশীদাৰৰ দৰমহা বা দস্তৰী আদি প্ৰত্যক্ষভাৱে অংশীদাৰৰ মূলধন হিচাপত অন্তৰ্ভুক্ত কৰা হয়। এই হিচাপৰ উদ্বৃত্তই সময়ে সময়ে মূলধনৰ পৰিমাণ সলনি হোৱা দেখুৱায়। সেয়েহে ইয়াক অস্থিৰ মূলধন পদ্ধতি বুলি জনা যায়। পৰীক্ষাৰ প্ৰশ্নসমূহ কোনো নিৰ্দিষ্ট উল্লেখ নকৰিলে এই মূলধন পদ্ধতিত মূলধন হিচাপটোৱেই প্ৰস্তুত কৰিব লাগে। অস্থিৰ মূলধন পদ্ধতিত মূলধন হিচাপৰ আহি তলত দেখুওৱা হ'ল :

| অংশীদাৰৰ মূলধন হিচাপ |                        |            |             | ত্ৰেং |                                       |            |             |
|----------------------|------------------------|------------|-------------|-------|---------------------------------------|------------|-------------|
| তাৰিখ                | বিৱৰণ                  | জাৰি পঃ নং | টকাৰ পৰিমাণ | তাৰিখ | বিৱৰণ                                 | জাৰি পঃ নং | টকাৰ পৰিমাণ |
|                      | আহৰণ<br>আহৰণৰ ওপৰত সুদ |            | XXX<br>XXX  |       | আৰম্ভণি উদ্বৃত্ত<br>বেংক (নতুন মূলধনৰ |            | XXX         |

|  |                          |   |                          |
|--|--------------------------|---|--------------------------|
| সুদ<br>লাভ-লোকচান<br>উপযোজন<br>হিচাপ<br>(লোকচানৰ অংশ)<br>সামৰণি উদ্ধৃত | XXX<br>XXX<br>XXX<br>XXX | বিনিয়োগ)<br>দৰমহা<br>মূলধনৰ ওপৰত সুদ<br>লাভ-লোকচান<br>উপযোজন হিচাপ<br>(লাভৰ অংশ) | XXX<br>XXX<br>XXX<br>XXX |
|--|--------------------------|---|--------------------------|

Fig. 2.2 : অস্থিৰ মূলধন পদ্ধতিত অংশীদাৰৰ মূলধন হিচাপৰ আৰ্হি :

2.4.1 স্থিৰ আৰু অস্থিৰ মূলধন হিচাপৰ মাজত পার্থক্য : স্থিৰ আৰু অস্থিৰ মূলধন হিচাপৰ মাজত থকা মূল পার্থক্য সমূহ তলত চমুকৈ উল্লেখ কৰা হ'ল :

| পার্থক্যৰ ভিত্তি    | স্থিৰ মূলধন হিচাপ   | অস্থিৰ মূলধন হিচাপ  |
|---------------------|---|---|
| (i) হিচাপৰ সংখ্যা   | এই পদ্ধতিত প্রতিজন অংশীদাৰৰ বাবে দুটা পৃথক হিচাপ বখা হয় মূলধন হিচাপ আৰু চলিত হিচাপ।                    | এই পদ্ধতিত প্রতিজন অংশীদাৰৰ এটাই হিচাপ বখা হয়। সেইটো হৈছে মূলধন হিচাপ।           |
| (ii) সংযোজনসমূহ     | আহৰণ, দৰমহা, মূলধনৰ ওপৰত সুদ আদি সকলোৰোৰ সংযোজন চলিত হিচাপত অন্তৰ্ভুক্ত কৰা হয়, মূলধন হিচাপত কৰা নহয়। | আহৰণ, দৰমহা, মূলধনৰ ওপৰত সুদ আদি সকলোৰোৰ সংযোজন মূলধন হিচাপত অন্তৰ্ভুক্ত কৰা হয়। |
| (iii) স্থিৰ উদ্ধৃত  | নতুন মূলধন বিনিয়োগ বা মূলধন আহৰণ নাথাকিলে মূলধন হিচাপৰ উদ্ধৃত অপৰিবৰ্তিত হৈ থাকে।                      | মূলধন হিচাপৰ উদ্ধৃত বছৰে বছৰে সলনি হৈ থাকে।                                       |
| (iv) ক্রেডিট উদ্ধৃত | মূলধন হিচাপে সদায় ক্রেডিট উদ্ধৃত দেখুৱায়  | মূলধন হিচাপে কেতিয়াবা ক্রেডিট আৰু কেতিয়াবা ডেবিট উদ্ধৃত দেখুৱাব পাৰে।           |

উদাহৰণ 1 : সমীৰ আৰু যাছমিন দুজন অংশীদাৰ। তেওঁলোকৰ যথাক্রমে মূলধন 15,00,000 টকা আৰু 10,00,000 টকা। তেওঁলোকে 3 : 2 অনুপাতত লাভ বিতৰণ কৰিবলৈ সন্মত হয়। তলত দিয়া পৰিস্থিতিসমূহত তলত দিয়া লেনদেনসমূহ অংশীদাৰৰ মূলধন হিচাপত কেনেকৈ লিপিবদ্ধ কৰা হ'ব দেখুওৱাঃ

- (i) যদি মূলধন স্থিৰ হয়,
- (ii) যদি মূলধন অস্থিৰ হয়।

অংশীদাৰীৰ হিচাপকৰণ : মূল ধাৰণাসমূহ

৯৭

হিচাপ বহুসমূহ প্ৰতিবছৰ 31 মাৰ্চত সামৰা হয়।

| বিৱৰণ                          | সমীৰ<br>ট. পৰিমাণ | যাছমিন<br>ট. পৰিমাণ |
|--------------------------------|-------------------|---------------------|
| অতিৰিক্ত মূলধন বিনিয়োগ        | 3,00,000          | 2,00,000            |
| মূলধনৰ ওপৰত সুদৰ হাৰ           | 5%                | 5%                  |
| আহৰণ (2010 বছৰটোত)             | 30,000            | 20,000              |
| আহৰণৰ ওপৰত সুদ                 | 1,800             | 1,200               |
| দৰমহা                          | 20,000            | —                   |
| দন্ত্ৰী                        | 10,000            | 7,000               |
| লোকচানৰ অংশ (2010 বছৰটোৰ বাবে) | 60,000            | 40,000              |

সমাধান : স্থিৰ মূলধন পদ্ধতি :

| ডেঃ | অংশীদাৰৰ মূলধন হিচাপ | ত্ৰৈঃ |
|-----|----------------------|-------|
|-----|----------------------|-------|

| তাৰিখ         | বিৱৰণ | জাঃ<br>পঃ<br>নং | টকাৰ<br>পৰিমাণ | টকাৰ<br>পৰিমাণ | তাৰিখ | বিৱৰণ                          | জাঃ<br>পঃ<br>নং | টকাৰ<br>পৰিমাণ | টকাৰ<br>পৰিমাণ |
|---------------|-------|-----------------|----------------|----------------|-------|--------------------------------|-----------------|----------------|----------------|
| সামৰণি উত্তুত |       |                 | 18,00,000      | 12,00,000      |       | আৰভণি উত্তুত<br>অতিৰিক্ত মূলধন |                 | 15,00,000      | 10,00,000      |
|               |       |                 |                |                |       |                                |                 | 3,00,000       | 2,00,000       |
|               |       |                 | 18,00,000      | 12,00,000      |       |                                |                 | 18,00,000      | 12,00,000      |

| ডেঃ | অংশীদাৰৰ চলিত হিচাপ | ত্ৰৈঃ |
|-----|---------------------|-------|
|-----|---------------------|-------|

| তাৰিখ   | বিৱৰণ | জাঃ<br>পঃ<br>নং | টকাৰ<br>পৰিমাণ | টকাৰ<br>পৰিমাণ | তাৰিখ | বিৱৰণ   | জাঃ<br>পঃ<br>নং | টকাৰ<br>পৰিমাণ | টকাৰ<br>পৰিমাণ |
|---|-------|-----------------|----------------|----------------|-------|---|-----------------|----------------|----------------|
| আহৰণ<br>আহৰণৰ ওপৰত<br>সুদ<br>লাভ-লোকচান<br>উপযোজন<br>হিচাপ<br>(লোকচান)<br>সামৰণি উত্তুত |       |                 | 30,000         | 20,000         |       | মূলধনৰ ওপৰত<br>সুদ<br>অংশীদাৰৰ দৰমহা<br>দন্ত্ৰী |                 | 82,500         | 55,000         |
|   |       |                 | 1,800          | 1,200          |       |   |                 | 20,000         | 70,000         |
|   |       |                 |                |                |       |   |                 | 10,000         | —              |
|   |       |                 | 60,000         | 40,000         |       |   |                 |                |                |
|   |       |                 | 20,700         | 800            |       |   |                 | 1,12,500       | 62,000         |
|   |       |                 | 1,12,500       | 62,000         |       |   |                 |                |                |

টোকা (working notes) :

মূলধনৰ ওপৰত সুদ নিরূপণ

সমীৰ : 15,00,000 টকাৰ ওপৰত

$$5\% \text{ হাৰে } 1 \text{ বছৰৰ বাবে = } \frac{5 \times 15,00,000}{100} = 75,000$$

3,00,000 টকাৰ ওপৰত 5%

হাৰে 6 মাহৰ বাবে = = 7,500

---

যাছমিন : 10,00,000 টকাৰ ওপৰত 5% হাৰে

1 বছৰৰ বাবে = = 50,000

2,00,000 টকাৰ ওপৰত 5% হাৰে = = 5,000

---

6 মাহৰ বাবে = = 5,000

---

অস্থিৰ মূলধন পদ্ধতি :

| ডে:   | অঞ্চলীদাৰৰ মূলধন হিচাপ |                 |                       |                         |       |                  | ক্রঃ            |                       |                         |
|-------|------------------------|-----------------|-----------------------|-------------------------|-------|------------------|-----------------|-----------------------|-------------------------|
| তাৰিখ | বিৱৰণ                  | জাঃ<br>পঃ<br>নং | সমীৰ<br>পৰিমাণ<br>টকা | যাছমিন<br>পৰিমাণ<br>টকা | তাৰিখ | বিৱৰণ            | জাঃ<br>পঃ<br>নং | সমীৰ<br>পৰিমাণ<br>টকা | যাছমিন<br>পৰিমাণ<br>টকা |
|       | আহৰণ                   |                 | 30,000                | 20,000                  |       | আৰম্ভণি উদ্বৃত্ত |                 | 15,00,000             | 10,00,000               |
|       | আহৰণৰ ওপৰত             |                 |                       |                         |       | বেংক             |                 | 3,00,000              | 20,00,000               |
|       | সুদ                    |                 | 1,800                 | 1,200                   |       | মূলধনৰ ওপৰত      |                 | 82,500                | 55,000                  |
|       | লাভ-লোকচান             |                 | 60,000                | 40,000                  |       | সুদ              |                 | 20,000                | 7,000                   |
|       | সামৰণি উদ্বৃত্ত        |                 | 18,20,700             | 12,00,800               |       | দৰমহা            |                 | 10,000                | -                       |
|       |                        |                 | 19,12,500             | 12,62,000               |       | দস্তৰী           |                 | 19,12,500             | 12,62,000               |

### নিজে অভ্যাস করা

1. A আৰু B এখন ফার্মৰ অংশীদাৰ। তেওঁলোকে 3 : 2 অনুপাতত লাভ বণ্টন কৰে। 2010 চনৰ 1 এপ্ৰিল তাৰিখত তেওঁলোকৰ মূলধন আৰু চলিত হিচাপৰ উদ্বৃত্ত তলত দিয়া ধৰণৰ

|                      | A (টকা)  | B (টকা)  |
|----------------------|----------|----------|
| মূলধন হিচাপ          | 3,00,000 | 2,00,000 |
| চলিত হিচাপ (ক্ষেত্ৰ) | 1,00,000 | 80,000   |

অংশীদারী চুক্তি অনুসৰি A যে মাহিলি 500 টকা হিচাপে দৰমহা পায় আৰু B যে বছৰটোৱ বাবে 40,000 টকা দন্তৰী পায়। মূলধনৰ ওপৰত সুদৰ হাৰ বছৰি 6%, A আৰু B ৰ বছৰটোত আহৰণৰ পৰিমাণ যথাক্রমে 30,000 টকা আৰু 10,000 টকা। এই সংযোজনসমূহ কৰাৰ আগেয়ে প্ৰকৃত লাভৰ পৰিমাণ আছিল 2,49,000; আহৰণৰ ওপৰত A ৰ সুদ 750 টকা আৰু B ৰ সুদ 250 টকা। লাভ-লোকচান উপযোজন হিচাপ অংশীদাৰৰ মূলধন হিচাপ আৰু চলিত হিচাপ প্ৰস্তুত কৰা।

2. X, Y আৰু Z এ 2010 চনৰ 1 এপ্ৰিলত অংশীদারী ব্যৱসায় আৰম্ভ কৰো তেওঁলোকে যথাক্রমে 5,00,000 টকা, 4,00,000 টকা আৰু 3,00,000 টকা মূলধন ব্যৱসায়ত বিনিয়োগ কৰে। তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত 3 : 2 : 1। অংশীদারী চুক্তি অনুসৰি X এ প্ৰতিমাহত 10,000 টকা দৰমহা আৰু B এ 5,000 টকা দন্তৰী পাব। তাৰোপৰি মূলধনৰ ওপৰত বছৰি 6% হাৰে সুদ দিয়া হ'ব। বছৰটোত আহৰণৰ পৰিমাণ আছিল X : 60,000 টকা, Y : 40,000 টকা আৰু Z : 20,000 টকা। আহৰণৰ ওপৰত যথাক্রমে সুদ ধাৰ্য কৰা হৈছিল X : 2700 টকা, Y : 1800 টকা আৰু Z : 900 টকা। লাভ-লোকচান হিচাপ অনুসৰি 2010–2011 বছৰৰ বাবে লাভৰ পৰিমাণ আছিল 3,56,600 টকা।

- (i) জাৰেদা প্ৰিৰিষ্টি লিপিবদ্ধ কৰা,
- (ii) লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা আৰু
- (iii) অংশীদাৰসকলৰ মূলধন হিচাপ দেখুওৱা।

**2.5 অংশীদাৰসকলৰ মাজত লাভৰ বিতৰণ (Distribution of profit among partners) :** প্ৰতিষ্ঠানৰ লাভ-লোকচান অংশীদাৰসকলৰ মাজত সন্মত অনুপাতত বিতৰণ কৰা হয়। যদি অংশীদারী চুক্তি পত্ৰত এই বিষয়ে একো উল্লেখ নাথাকে, প্ৰতিষ্ঠানৰ লাভ-লোকচান সকলোৰে অংশীদাৰে সমানভাৱে বিতৰণ কৰে।

তোমালোকে জানা যে গাইণ্টুয়া ব্যৱসায়ৰ ক্ষেত্ৰত লাভ-লোকচান হিচাপ প্ৰস্তুত কৰি পোৱা লাভ বা লোকচানৰ পৰিমাণ মালিকৰ মূলধন হিচাপলৈ স্থানান্তৰ কৰা হয়। অংশীদারী ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান সংযোজন যেনে আহৰণৰ ওপৰত সুদ, মূলধনৰ ওপৰত সুদ, অংশীদাৰৰ দৰমহা আৰু অংশীদাৰৰ দন্তৰী ইত্যাদি কৰা হয়। ইয়াৰ বাবে লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰি বিতৰণ কৰিবলগীয়া লাভ-লোকচানৰ সঠিক পৰিমাণ নিৰ্গং কৰা হয়।

**2.5.1 লাভ-লোকচান উপযোজন হিচাপ (Profit and Loss Appropriation Account) :** লাভ-লোকচান উপযোজন হিচাপ হৈছে লাভ-লোকচান হিচাপৰ সম্প্রসাৰণহে মাথোন। এই হিচাপে লাভ কেনেকৈ অংশীদাৰসকলৰ মাজত বিতৰণ কৰা হয় তাকে দেখুৱায়। অংশীদাৰৰ দৰমহা, অংশীদাৰৰ দস্তৰী, মূলধনৰ ওপৰত সুদ; আহৰণৰ ওপৰত সুদ ইত্যাদি সকলোবোৰ সংযোজন এই হিচাপৰ জৰিয়তে কৰা হয়। এই হিচাপ লাভ-লোকচান হিচাপৰ পৰা পোৱা প্ৰকৃত লাভ বা লোকচানৰ পৰিমাণেৰে আৰম্ভ হয়। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰিবৰ বাবে লিপিবৰু কৰা বিভিন্ন সংযোজন প্ৰযৱিষ্টিসমূহ তলত উল্লেখ কৰা হ'ল :

#### জাৰো প্ৰবিষ্টিসমূহ :

1. লাভ-লোকচান হিচাপৰ উদ্বৃত্ত লাভ-লোকচান উপযোজন হিচাপলৈ স্থানান্তৰ —
  - (ক) যদি লাভ-লোকচান হিচাপে ক্রেডিট উদ্বৃত্ত দেখুৱায় (প্ৰকৃত লাভ)
 

|                               |     |
|-------------------------------|-----|
| লাভ-লোকচান হিচাপ              | ডেঃ |
| প্ৰতি লাভ-লোকচান উপযোজন হিচাপ |     |
  - (খ) যদি লাভ-লোকচান হিচাপে ডেবিট উদ্বৃত্ত দেখুৱায় (প্ৰকৃত লোকচান)
 

|                         |     |
|-------------------------|-----|
| লাভ-লোকচান উপযোজন হিচাপ | ডেঃ |
| প্ৰতি লাভ-লোকচান হিচাপ  |     |
2. মূলধনৰ ওপৰত সুদঃ
  - (ক) মূলধনৰ ওপৰত সুদ অংশীদাৰৰ মূলধন হিচাপলৈ ক্রেডিট কৰাৰ বাবে
 

|   |     |
|---|-----|
| মূলধনৰ ওপৰত সুদ হিচাপ                           | ডেঃ |
| প্ৰতি অংশীদাৰৰ মূলধন/চলিত হিচাপ (ব্যক্তিগতভাৱে) |     |
  - (খ) মূলধনৰ ওপৰত সুদ লাভ-লোকচান উপযোজন হিচাপলৈ স্থানান্তৰৰ বাবে :
 

|                         |     |
|-------------------------|-----|
| লাভ-লোকচান উপযোজন হিচাপ | ডেঃ |
| প্ৰতি মূলধনৰ ওপৰত সুদ   |     |
3. আহৰণৰ ওপৰত সুদঃ
  - (ক) আহৰণৰ ওপৰত সুদ অংশীদাৰৰ মূলধন হিচাপত ধাৰ্য কৰাৰ বাবে —
 

|   |     |
|---|-----|
| অংশীদাৰৰ মূলধন/চলিত হিচাপ (ব্যক্তিগতভাৱে) | ডেঃ |
| প্ৰতি আহৰণৰ ওপৰত সুদ হিচাপ                |     |
  - (খ) আহৰণৰ ওপৰত সুদ লাভ-লোকচান উপযোজন হিচাপত স্থানান্তৰ কৰাৰ বাবে
 

|                               |     |
|-------------------------------|-----|
| আহৰণৰ ওপৰত সুদ হিচাপ          | ডেঃ |
| প্ৰতি লাভ-লোকচান উপযোজন হিচাপ |     |

## 4. অংশীদারৰ দৰমহা :

- (ক) অংশীদারৰ দৰমহা অংশীদারৰ মূলধন হিচাপত ক্রেডিট কৰাৰ বাবে -  
 অংশীদারৰ দৰমহা হিচাপ ডেঃ  
 প্ৰতি অংশীদারৰ মূলধন/চলিত হিচাপ (ব্যক্তিগতভাৱে)
- (খ) অংশীদারৰ দৰমহা লাভ-লোকচান উপযোজন হিচাপত স্থানান্তৰ কৰাৰ বাবে -  
 লাভ-লোকচান উপযোজন হিচাপ ডেঃ  
 প্ৰতি অংশীদারৰ দৰমহা হিচাপ

## 5. অংশীদারৰ দস্তুৰী :

- (ক) অংশীদারৰ দস্তুৰী অংশীদারৰ মূলধন হিচাপত ক্রেডিট কৰাৰ বাবে  
 অংশীদারৰ দস্তুৰী হিচাপ ডেঃ  
 প্ৰতি অংশীদারৰ মূলধন/চলিত হিচাপ (ব্যক্তিগত ভাবে)
- (খ) অংশীদারৰ দস্তুৰী লাভ-লোকচান উপযোজন হিচাপত স্থানান্তৰ কৰাৰ বাবে -  
 লাভ-লোকচান উপযোজন হিচাপ ডেঃ  
 প্ৰতি অংশীদারৰ মূলধন/চলিত হিচাপ (ব্যক্তিগতভাৱে)

## 6. উপযোজনৰ পিছত লাভ বা লোকচান বিতৰণৰ বাবে -

- (ক) যদি লাভ হয় -  
 লাভ-লোকচান উপযোজন হিচাপ ডেঃ  
 প্ৰতি অংশীদারৰ মূলধন/চলিত হিচাপ (ব্যক্তিগত ভাবে)
- (খ) যদি লোকচান হয়  
 অংশীদারৰ মূলধন/চলিত হিচাপ (ব্যক্তিগত ভাবে) ডেঃ  
 প্ৰতি লাভ-লোকচান উপযোজন হিচাপ

লাভ-লোকচান উপযোজন হিচাপৰ এখন আহি তলত দেখুওৱা হ'ল :

| ডেঃ                            | লাভ-লোকচান উপযোজন হিচাপ |                             | ক্রেঃ           |
|--------------------------------|-------------------------|-----------------------------|-----------------|
| বিৱৰণ                          | পৰিমাণ<br>(টকা)         | বিৱৰণ                       | পৰিমাণ<br>(টকা) |
| লাভ-লোকচান<br>(যদি লোকচান হয়) | XXX                     | লাভ-লোকচান<br>(যদি লাভ হয়) | XXX             |
| মূলধনৰ ওপৰত সুদ                | XXX                     | আহৰণৰ ওপৰত সুদ              | XXX             |
| অংশীদারৰ দৰমহা                 | XXX                     | অংশীদারৰ মূলধন              | XXX             |
| অংশীদারৰ দস্তুৰী               | XXX                     | (লোকচান বিতৰণ)              |                 |

|   |            |  |     |
|---|------------|--|-----|
| অংশীদাবৰ খণ্ডৰ ওপৰত<br>সুদ<br>অংশীদাবৰ মূলধন হিচাপ<br>(লাভ বিতৰণ) | XXX<br>XXX |  |     |
|   |            |  | XXX |

চিত্র 2.3 : লাভ-লোকচান উপযোজন হিচাপৰ আর্থি

**উদাহৰণ 2 :** A, B আৰু C যে 2010 চনৰ 1 এপ্ৰিলত অংশীদাৰী প্ৰতিষ্ঠান গঠন কৰে। তেওঁলোকে যথাক্ৰমে মূলধন 50,000 টকা, 40,000 টকা আৰু 30,000 টকা খটুৱায় আৰু 3 : 2 : 1 অনুপাতত লাভ-লোকচান বিতৰণ কৰিবলৈ সন্মত হয়। A যে মাহিলি দৰমহা 1,000 টকাকৈ পাৰ আৰু B ৰ দন্তৰীৰ পৰিমাণ হ'ব 5,000 টকা। মূলধনৰ ওপৰত বছৰি 6% হাৰে সুদ দিয়া হয়। বছৰটোত আহৰণৰ পৰিমাণ যথাক্ৰমে A 6,000 টকা, B 4,000 টকা আৰু C 2,000 টকা। A ৰ আহৰণৰ ওপৰত 270 টকা, B ৰ আহৰণৰ ওপৰত 180 টকা আৰু C ৰ আহৰণৰ ওপৰত 90 টকা সুদ ধাৰ্য কৰা হয়। 2011 চনৰ 31 মাৰ্চত অস্ত পৰা বছৰটোৰ বাবে লাভ-লোকচান হিচাপ অনুসৰি প্ৰকৃত লাভৰ পৰিমাণ 35,660 টকা। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

## সমাধান :

| ডেঃ                  | লাভ-লোকচান উপযোজন হিচাপ |                | ত্ৰেঃ           |
|----------------------|-------------------------|----------------|-----------------|
| বিৱৰণ                | পৰিমাণ<br>(টকা)         | বিৱৰণ          | পৰিমাণ<br>(টকা) |
| A ৰ দৰমহা            | 12,000                  | প্ৰকৃত লাভ     | 35,660          |
| B ৰ দন্তৰী           | 5,000                   | আহৰণৰ ওপৰত সুদ |                 |
| মূলধনৰ ওপৰত সুদ      |                         |                |                 |
| A      3,000         |                         | A      270     |                 |
| B      2400          |                         | B      180     |                 |
| C      1800          | 7,200                   | C      90      | 540             |
| লাভৰ অংশ মূলধন       |                         |                |                 |
| হিচাপলৈ স্থানান্তৰ : |                         |                |                 |
| A      6,000         |                         |                |                 |
| B      4,000         |                         |                |                 |
| C      2,000         | 12,000                  |                |                 |
|                      | 36,200                  |                | 36,200          |

## উদাহৰণ ৩ :

অমিতাভ আৰু বাবুল 3 : 2 অনুপাতৰ লাভ বণ্টনকাৰী দুজন অংশীদাৰ। তেওঁলোকৰ মূলধন যথাক্ৰমে 50,000 টকা আৰু 30,000 টকা। মূলধনৰ ওপৰত সুদ বছৰি 6%। বাবুলক বছৰেকীয়া দৰমহা 2,500 টকা দিয়া হয়। 2009-2010 বছৰটোত মূলধনৰ ওপৰত সুদ গণনা কৰাৰ আগেয়ে কিন্তু বাবুলৰ দৰমহা ধাৰ্য্যকৰাৰ পিছত লাভ হ'ল 12,500 টকা। লাভৰ ওপৰত পৰিচালকৰ দস্তৱীৰ বাবে 5% ভৱিষ্যৎ ব্যৱস্থা কৰিব লাগে। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা আৰু অংশীদাৰসকলৰ মূলধন হিচাপ দেখুওৱা।

ডেঃ লাভ-লোকচান উপযোজন হিচাপ ক্ৰঃ

| বিৱৰণ                               | পৰিমাণ<br>(টকা) | বিৱৰণ                          | পৰিমাণ<br>(টকা) |
|-------------------------------------|-----------------|--------------------------------|-----------------|
| বাবুলৰ দৰমহা                        | 2,500           | প্ৰকৃত লাভ (বাবুলৰ দৰমহাৰ আগত) | 15,000          |
| মূলধনৰ ওপৰত সুদ                     |                 |                                |                 |
| অমিতাভ                              | 3,000           |                                |                 |
| বাবুল                               | 1,800           |                                |                 |
|                                     | 4,800           |                                |                 |
| পৰিচালকৰ দস্তৱী<br>(15,000 টকাৰ 5%) | 750             |                                |                 |
| লাভ অংশীদাৰৰ<br>মূলধন হিচাপলৈ       |                 |                                |                 |
| স্থানান্তৰ                          |                 |                                |                 |
| অমিতাভ                              | 4,170           |                                |                 |
| বাবুল                               | 2,780           |                                |                 |
|                                     | 6950            |                                |                 |
|                                     | 15,000          |                                |                 |
|                                     |                 |                                | 15,000          |

**ডেং অমিতাভৰ মূলধন হিচাপ ক্রেং**

| তাৰিখ            | বিৱৰণ              | জাৰি পঃ | পৰিমাণ টকা | তাৰিখ   | বিৱৰণ   | জাৰি পঃ | পৰিমাণ টকা                        |
|------------------|--------------------|---------|------------|---|---|---------|-----------------------------------|
| 2010<br>31 মাৰ্চ | সামৰণি<br>উদ্বৃত্ত |         | 57,170     | 2009<br>এপ্ৰিল<br>1<br>2010<br>31 মাৰ্চ<br>31 মাৰ্চ | আৰস্তণি<br>উদ্বৃত্ত<br>মূলধনৰ ওপৰত<br>সুদ<br>লাভ-লোকচান<br>উপযোজন হিচাপ<br>(লাভৰ অংশ) |         | 50,000<br>3,000<br>4170<br>57,170 |

**বাৰুলৰ মূলধন হিচাপ ক্রেং**

| তাৰিখ            | বিৱৰণ              | জাৰি পঃ | পৰিমাণ টকা | তাৰিখ   | বিৱৰণ   | জাৰি পঃ | পৰিমাণ টকা                                 |
|------------------|--------------------|---------|------------|---|---|---------|--|
| 2010<br>31 মাৰ্চ | সামৰণি<br>উদ্বৃত্ত |         | 37080      | 2009<br>এপ্ৰিল<br>1<br>2010<br>31 মাৰ্চ<br>31 মাৰ্চ<br>31 মাৰ্চ | আৰস্তণি উদ্বৃত্ত<br>দৰমহা<br>মূলধনৰ<br>ওপৰত সুদ<br>লাভ-লোকচান<br>উপযোজন হিচাপ<br>(লাভৰ অংশ) |         | 30,000<br>2,500<br>1,800<br>2,780<br>37080 |

**কি বুজিলা চোৱা II**

১. বাজু আৰু জয়ে 2010 চনৰ 1 এপ্ৰিল তাৰিখত এটা অংশীদাৰী ব্যৱসায় আৰস্ত কৰিছিল। তেওঁলোকৰ মাজত লিখিত বা মৌখিকভাৱে কোনো অংশীদাৰী চুক্তি পত্ৰ নাইছিল। তেওঁলোকে যথাক্রমে 4,00,000 টকা আৰু 1,00,000 টকা মূলধন আগবঢ়াইছিল। ইয়াৰ উপৰি বাজুৰে 2010 চনৰ 1 অক্টোবৰ তাৰিখে 2,00,000 টকা খণ আগবঢ়াইছিল। 2010 চনৰ জুলাই মাহৰ 1 তাৰিখে বাজুৰ এটা দুৰ্ঘটনা হোৱাত

তেওঁ 2010 চনৰ 30 ছেপ্টেম্বৰ তাৰিখলৈ ব্যৱসায়ৰ কাম-কাজত অংশগ্রহণ কৰিব পৰা নাছিল। 2011 চনৰ 31 মার্চত অন্ত পৰা বছৰটোৱ বাবে লাভৰ পৰিমাণ আছিল 50,600 টকা। ব্যৱসায়ৰ লাভ বিতৰণৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত বিবাদৰ সৃষ্টি হ'ল।

#### বাজুৰে দাবী কৰিলে

- (i) তেওঁক মূলধনৰ ওপৰত বছৰি 10% হাৰত আৰু ঝণৰ ওপৰত বছৰি 10% হাৰত সুদ প্ৰদান কৰিব লাগে।
- (ii) লাভ মূলধনৰ অনুপাতত বিতৰণ কৰিব লাগে জয়ে দাবী কৰিলে
  - (i) প্ৰকৃত লাভ সমানে বিতৰণ কৰিব লাগে
  - (ii) বাজু অসুস্থ হোৱা সময়খনিনৰ বাবে তেওঁক 10,000 টকাকৈ মাহিলি দৰমহা প্ৰদান কৰিব লাগে।
  - (iii) মূলধন আৰু ঝণৰ ওপৰত বছৰি 6% হাৰত সুদ প্ৰদান কৰিব লাগে।

1932 চনৰ অংশীদারী আইনৰ ব্যৱস্থা অনুসৰি প্ৰতিটো পৰিস্থিতিৰ বাবে শুন্দ ব্যৱস্থা বৰ্ণনা কৰা।

২. ৰীণা আৰু ৰমেন যথাক্ৰমে 3,00,000 টকা আৰু 2,00,000 টকা মূলধন আগবঢ়োৱা ব্যৱসায়ৰ অংশীদাৰ। 2010 চনৰ 31 মার্চত অন্ত পৰা বছৰটোৱ বাবে লাভৰ পৰিমাণ (লাভ-লোকচান হিচাপ অনুসৰি) আছিল 1,20,000 টকা। মূলধনৰ ওপৰত বছৰি 6% হাৰত সুদ প্ৰদান কৰিব লাগে। ৰমেনে বছৰটোত 30,000 টকা দৰমহা পাব লাগে। অংশীদাৰসকলৰ আহৰণৰ পৰিমাণ আছিল 30,000 টকা আৰু 20,000 টকা। আহৰণৰ ওপৰত ৰীণাৰ বাবে 1,000 টকা আৰু ৰমেনৰ বাবে 500 টকা সুদ ধাৰ্য কৰিব লাগে। ৰীণা আৰু ৰমেন সমানভাৱে লাভ-বিতৰণকাৰী অংশীদাৰ হিচাপে ধৰি লৈ প্ৰয়োজনীয় সংযোজনসমূহ কৰাৰ পিচত তেওঁলোকৰ লাভৰ অংশ নিৰ্কপণ কৰা।

#### 2.5.2 মূলধনৰ ওপৰত সুদ গণনা (Calculation of interest on capital) :

অংশীদাৰৰোৰ মাজত থকা চুক্তি অবিহনে অংশীদাৰৰোৰ মূলধনৰ ওপৰত কোনো সুদ প্ৰদান কৰা নহয়। যেতিয়া অংশীদারী চুক্তিপত্ৰত ইয়াক বিশেষভাৱে উল্লেখ থাকে, তেতিয়া চলিত বিস্তীয় বৰ্ষটোত অংশীদাৰৰ মূলধনখনি যিমান সময়ৰ বাবে ব্যৱসায়টোত থাকে, সেই সময়খনিনৰ বাবে সন্মত হাৰত মূলধনৰ ওপৰত সুদ গণনা কৰি অংশীদাৰৰ মূলধন/চলিত হিচাপত ক্ৰেডিট কৰা হয়। সাধাৰণতে মূলধনৰ ওপৰত সুদ দুটা পৰিস্থিতিসাপেক্ষে গণনা কৰা হয় —

- (i) যেতিয়া অংশীদাৰবিলাকে অসমান পৰিমাণৰ মূলধন আগবঢ়ায় কিন্তু লাভ সমানভাৱে বিতৰণ কৰে; আৰু
- (ii) যেতিয়া অংশীদাৰবিলাকে মূলধনৰ পৰিমাণ সমানভাৱে আগবঢ়ায় কিন্তু লাভৰ অংশ অসমানভাৱে বিতৰণ কৰে।

হিচাপ বর্ষৰ ভিতৰত মূলধনৰ ওপৰত সুদ, কোনো অতিৰিক্ত মূলধন বা মূলধন আহৰণৰ সংযোজনৰ ব্যৱস্থা কৰিহে সুদ গণনা কৰা হয়। উদাহৰণস্বৰূপে মোহিনী, বশি আৰু নবীন এটা অংশীদাৰীত প্ৰৱেশ কৰিলে আৰু যথাক্রমে 3,00,000 টকা 2,00,000 টকা আৰু 1,00,000 টকা মূলধন আগবঢ়ালে। তেওঁলোকে লাভ-লোকচান সমানভাৱে বিতৰণ কৰিবলৈ স্থিৰ কৰিলে আৰু সন্মত হ'ল যে বছৰি 10% হাৰত মূলধনৰ ওপৰত সুদ আদায় দিয়া হ'ব। বছৰটোৰ ভিতৰত কোনো অংশীদাৰে অতিৰিক্ত মূলধন খটুওৱা বা মূলধনৰ আহৰণ কৰা নাছিল। মোহিনীয়ে 30,000 টকা (3,00,000 টকাৰ 10%), বশিয়ে 20,000 টকা (2,00,000 টকাৰ 10%) আৰু নবীনে 10,000 টকা (1,00,000 টকাৰ 10%) মূলধন ওপৰত সুদ পাব।

আন এটা উদাহৰণ লোৱা যাওক মনজিৎ আৰু বেশ্মা এখন ব্যৱসায়ৰ অংশীদাৰ আৰু 2010 চনৰ 1 এপ্ৰিল তাৰিখত তেওঁলোকৰ মূলধন হিচাপে যথাক্রমে 2,00,000 টকা আৰু 1,50,000 টকা উত্তৰ দেখুৱায়। মনজিতে 2010 চনৰ আগষ্টৰ 1 তাৰিখে 1,00,000 টকা অতিৰিক্ত মূলধন খটুৱালে আৰু বেশ্মাই 2010 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখে 1,50,000 টকা অতিৰিক্ত মূলধন খটুৱালে। মূলধনৰ ওপৰত বছৰি 6% হাৰত সুদ গণনা কৰিব লাগে। এই সুদ তলত দিয়া ধৰণে গণনা কৰা হ'ব—

মনজিৎ :

$$\begin{aligned}
 &= 12,000 \text{ টকা} + 4,000 \text{ টকা} \\
 &= 16,000 \text{ টকা} \\
 \text{বেশ্মা : } & \left[ 1,50,000 \times \frac{6}{100} \right] + \left[ 1,50,000 \times \frac{6}{100} \times \frac{6}{12} \right] \\
 &= 9,000 \text{ টকা} + 4,500 \text{ টকা} \\
 &= 13,500 \text{ টকা}
 \end{aligned}$$

যেতিয়া কোনো এটা বিস্তীয় বৰ্ষত অংশীদাৰৰ অতিৰিক্ত মূলধনৰ বিনিয়োগ আৰু আহৰণৰ পৰিমাণ থাকে, তেতিয়া মূলধনৰ ওপৰত সুদ তলত দিয়া ধৰণে গণনা কৰা হয় —

- (i) অংশীদাৰৰ মূলধন হিচাপৰ আৰম্ভণি উত্তৰ ওপৰত সুদ গণনা গোটেই বছৰটোৰ বাবে কৰা হয়।
- (ii) কোনো অংশীদাৰে বছৰটোৰ ভিতৰত অতিৰিক্ত মূলধন বিনিয়োগ কৰিলে সুদ গণনা মূলধন বিনিয়োগ কৰা তাৰিখৰ পৰা বিস্তীয় বৰ্ষ শেষ হোৱা তাৰিখলৈ এই সময়খিনিৰ বাবে কৰা হয়।
- (iii) কোনো অংশীদাৰে বছৰটোৰ ভিতৰত মূলধনৰ আহৰণ কৰিলে (সাধাৰণ আহৰণৰ বাহিৰে), সুদ গণনা আহৰণ কৰা তাৰিখৰ পৰা বিস্তীয় বৰ্ষ শেষ হোৱা তাৰিখলৈ এই সময়খিনিৰ বাবে কৰা হ'ব আৰু উপৰোক্ত (i) আৰু (ii) ত গণনা কৰি পোৱা মুঠ সুদৰ পৰা বিয়োগ কৰা হ'ব।

বিকল্পভাৱে ইয়াক ব্যৱসায়ত বিনিয়োগ হৈ থকা অৱশিষ্ট টকাৰ পৰিমাণৰ ওপৰত সংশ্লিষ্ট সময়ৰ বাবে গণনা কৰিব পাৰি।

## উদাহরণ ৪ :

X আৰু Y এখন ফার্মৰ অংশীদাৰ। 2010 চনৰ 1 এপ্ৰিল তাৰিখত তেওঁলোকৰ মূলধন হিচাপে যথাক্রমে 2,00,000 টকা আৰু 3,00,000 উদ্বৃত্তিৰ পৰিমাণ দেখুৱায়। 2010 চনৰ জুলাই মাহৰ 1 তাৰিখে X এ 50,000 টকা, Y এ 60,000 টকা অতিৰিক্ত মূলধন বিনিয়োগ কৰিলে। 2010 চনৰ 1 অক্টোবৰ তাৰিখে X এ 30,000 টকা মূলধনৰ পৰা আহৰণ কৰিলে আৰু 2011 চনৰ 1 জানুৱাৰী তাৰিখে Y এ 15,000 টকা মূলধনৰ পৰা আহৰণ কৰিলে। মূলধনৰ ওপৰত 8% হাৰত সুদ আদায় দিয়া হ'ল। 2010-11 বিত্তীয় বৰ্ষটোৱে বাবে অংশীদাৰবোৰক আদায় দিবলগীয়া মূলধনৰ ওপৰত সুদ গণনা কৰা।

## সমাধান :

মূলধনৰ ওপৰত সুদ গণনা দেখুওৱা বিবৃতি

| X                                | টকা   | টকা          |
|----------------------------------|---|--------------|
| 2,00,000 টকাৰ ওপৰত বছৰটোৱে সুদ   | $= 2,00,000 \times \frac{8}{100} = 16,000$  |              |
| যোগ, 50,000 টকাৰ ওপৰত 9 মাহৰ সুদ | $= 50,000 \times \frac{8}{100} \times \frac{9}{12} = \underline{\underline{3,000}}$ |              |
| বাদ, 30,000 টকাৰ ওপৰত 6 মাহৰ সুদ | $= 30,000 \times \frac{8}{100} \times \frac{6}{12} = \underline{\underline{1,200}}$ |              |
|                                  |   | <u>17800</u> |

বিকল্পভাৱে, 2,00,000 টকাৰ ওপৰত 3 মাহৰ 2,50,000 টকাৰ ওপৰত 3 মাহৰ আৰু 2,20,000 টকাৰ ওপৰত 6 মাহৰ ( $4,000 + 5,000 + 8,800 = 17,800$  টকা) সুদ গণনা কৰিব পাৰি।

| Y                                | টকা   | টকা           |
|----------------------------------|---|---------------|
| 3,00,000 টকাৰ ওপৰত 1 বছৰৰ সুদ    | $= 3,00,000 \times \frac{8}{100} \times 1 = 24,000$                                 |               |
| যোগ, 60,000 টকাৰ ওপৰত 9 মাহৰ সুদ | $= 60,000 \times \frac{8}{100} \times \frac{9}{12} = \underline{\underline{3,600}}$ |               |
| বাদ, 15,000 টকাৰ ওপৰত 3 মাহৰ সুদ | $= 15,000 \times \frac{8}{100} \times \frac{3}{12} = \underline{\underline{300}}$   |               |
|                                  |   | <u>27,300</u> |

বিকল্পভাৱে 3,00,000 টকাৰ ওপৰত 3 মাহৰ 3,60,000 টকাৰ ওপৰত 6 মাহৰ আৰু 3,45,000 টকাৰ ওপৰত 3 মাহৰ ( $6,000 + 14,400 + 6,900 = 27,300$  টকা) সুদ গণনা কৰিব পাৰি।

ব্যরসায়ত অংশীদারৰ খণৰ ব্যৱস্থা : অংশীদাৰে আগবঢ়োৱা খণৰ হিচাপ ব্যৱস্থাৰ বাবে কোনো বিশেষ মন্তব্য নাই। কিন্তু এই খণৰ ওপৰত সুদ মূলধনৰ ওপৰত সুদ আৰু আহৰণৰ ওপৰত সুদৰ হিচাপ ব্যৱস্থাৰ নিচিনাকৈ উপযুক্ত জাবেদা প্ৰাৰ্থি দি ইয়াক অংশীদারৰ মূলধন বা চলিত হিচাপলৈ স্থানান্তৰ কৰা হয়।

উৎস : Accountancy A Text Book for The Professionel Account and Advanced Commercial Examinations William Pickles, 1960. The English Language Book Society and Sir ISAAC PITMAN and SONS Ltd., London.

উদাহৰণ ৫ : জন আৰু কৃচ ৩ : ১ অনুপাতত লাভ বিতৰণকাৰী দুজন অংশীদার। 2009–2010 বিত্তীয় বছৰৰ শেষত তেওঁলোকৰ মূলধন যথাক্রমে 1,50,000 টকা আৰু 75,000 টকা। 2009-2010 বছৰটোত জনৰ আহৰণ 20,000 টকা আৰু কৃচৰ আহৰণ 5,000 টকা আৰু ইয়াক মূলধন হিচাপত ডেবিট কৰা হয়।

মূলধনৰ ওপৰত সুদ ধাৰ্য কৰাৰ আগত বছৰটোৰ লাভৰ পৰিমাণ আছিল 16,000 টকা। এই লাভকো লাভ-লোকচানৰ অনুপাতত ডেবিট কৰা হয়। কৃচে 2009 চনৰ 1 অক্টোবৰ তাৰিখে 16,000 টকা অতিৰিক্ত হাৰে মূলধন আনে। 2009-2010 চনৰ বাবে 12% বছৰি হাৰে মূলধনৰ ওপৰত সুদ নিৰ্দপণ কৰা।

#### সমাধান :

আৰস্তণি মূলধনৰ গণনা দেখুওৱা বিবৃতি

| বিৱৰণ                             | জন<br>টকা | কৃচ<br>টকা |
|-----------------------------------|-----------|------------|
| সামৰণি মূলধন                      | 1,50,000  | 75,000     |
| যোগ, বছৰটোৰ আহৰণ                  | 20,000    | 5,000      |
|                                   | 1,70,000  | 80,000     |
| বাদ, লাভৰ অংশ ( ক্রেডিট কৰা হয় ) | 12,000    | 4,000      |
|                                   | 1,58,000  | 76,000     |
| বাদ, অতিৰিক্ত মূলধন               | —         | 16,000     |
| আৰস্তণি মূলধন                     | 1,58,000  | 60,000     |

মূলধনৰ ওপৰত সুদ হ'ব 19,200 টকা (1,60,000 টকাৰ 12%, জনৰ বাবে আৰু 8160 টকা কৃচৰ বাবে, যিটো তলত দিয়া ধৰণে গণনা কৰা হয়

$$\begin{aligned}
 & (60,000 \text{ টকা} \times \frac{12}{100}) + (16,000 \text{ টকা} \times \frac{12}{100} \times \frac{6}{12}) \\
 & = 72,000 \text{ টকা} + 960 \text{ টকা} \\
 & = 8160 \text{ টকা}
 \end{aligned}$$

কেতিয়াবা অংশীদাৰৰ আৰম্ভণি মূলধন দিয়া নাথাকে।

এনে ক্ষেত্ৰত, মূলধনৰ ওপৰত সুদ গণনা কৰিবলৈ সামৰণি মূলধনৰ সৈতে অতিৰিক্ত মূলধন আৰু মূলধনৰ আহৰণ, লাভ বা লোকচানৰ অংশ সংযোজন কৰি আৰম্ভণি মূলধন নিৰূপণ কৰা হয়।

আগেয়ে স্পষ্ট কৰা হৈছে যে, হিচাপবৰ্ষত লাভ উপার্জন কৰিলেহে কেৱল, মূলধনৰ ওপৰত সুদ দিয়া হ'ব। গতিকে কোনো এটা বছৰত যদি লোকচান হয় তেন্তে কোনো মূলধনৰ ওপৰত সুদ প্ৰদান কৰা নহয় আৰু যদি কোনো এটা বছৰত হোৱা লাভৰ পৰিমাণ অংশীদাৰক দিবলগীয়া মূলধনৰ ওপৰত সুদতকৈ কম হয়, সুদৰ পৰিশোধ লাভৰ পৰিমাণলৈকেহে দিব পাৰিব। এনেক্ষেত্ৰত লাভৰ পৰিমাণক মূলধনৰ ওপৰত সুদৰ পৰিমাণৰ অনুপাতত বিতৰণ কৰা হ'ব।

#### উদাহৰণ ৬ঃ

আৱাহাম আৰু অভিযৈক 3 : 2 অনুপাতত লাভ বণ্টনকাৰী দুজন অংশীদাৰ। 2009 চনৰ 1 জানুৱাৰী তেওঁলোকৰ মূলধন হিচাপে যথাক্রমে 1,50,000 টকা 2,00,000 টকা উত্তৰ দেখুৱায়। 2009 চনৰ 31 ডিচেম্বৰত অন্ত পৰা বছৰৰ বাবে তলত দিয়া পৰিস্থিতিসমূহত মূলধনৰ ওপৰত সুদৰ হিচাপ ব্যৱস্থা দেখুওৱা :

- (ক) যদি মূলধনৰ ওপৰত সুদ সম্পর্কে অংশীদাৰী চুক্তিত একো উল্লেখ নাথাকে আৰু বছৰটোৰ লাভ 50,000 টকা হয়।
- (খ) যদি অংশীদাৰী চুক্তিত মূলধনৰ ওপৰত প্ৰদান কৰিবলগীয়া সুদৰ পৰিমাণ বছৰি 8% উল্লেখ থাকে আৰু বছৰটোত 10,000 টকা লোকচান হয়।
- (গ) যদি অংশীদাৰী চুক্তিত মূলধনৰ ওপৰত সুদ 8% বছৰি উল্লেখ থাকে আৰু বছৰটোত লাভৰ পৰিমাণ 50,000 টকা হয়।
- (ঘ) যদি অংশীদাৰী চুক্তিত মূলধনৰ ওপৰত সুদৰ হাৰ বছৰি 8% উল্লেখ থাকে আৰু লাভৰ পৰিমাণ বছৰটোৰ বাবে 14,000 টকা হয়।

#### সমাধান :

- (ক) অংশীদাৰী চুক্তিত কোনো মূলধনৰ ওপৰত সুদ সম্পর্কে উল্লেখ নাথাকিলে, মূলধনৰ ওপৰত সুদ প্ৰদান কৰা নহয়। অৱশ্যে সম্পূৰ্ণ লাভৰ পৰিমাণ অংশীদাৰসকলৰ মাজত লাভ-লোকচানৰ অনুপাতত বিতৰণ কৰা হ'ব।
- (খ) যিহেতু হিচাপবৰ্ষত ব্যৱসায়টোৱে লোকচান বহন কৰিছে। কোনো অংশীদাৰক কোনো সুদ প্ৰদান কৰা নহয়। ব্যৱসায়ৰ লোকচান লাভানুপাতত অংশীদাৰসকলৰ মাজত বিতৰণ কৰা হ'ব।
- (গ) 8% হাৰে 2,00,000 টকাৰ ওপৰত আৱাহামক সুদ = 16,000 টকা  
8% হাৰে 1,50,000 টকাৰ ওপৰত অভিযৈকক সুদ = 12,000 টকা  
\_\_\_\_\_  
28,000 টকা

যিহেতু সম্মত হাবত সুদ প্রদান করিবলৈ লাভৰ পৰিমাণ যথেষ্ট, মূলধনৰ ওপৰত সম্পূর্ণ সুদ প্রদান কৰা হ'ব আৰু অৱশিষ্ট লাভ 22,000 টকা (50,000 টকা – 28,000 টকা, অংশীদাৰসকলৰ মাজত লাভৰ অনুপাতত বিতৰণ কৰা হ'ব।

(ঘ)যিহেতু বছৰটোৰ লাভৰ পৰিমাণ 14,000 টকা, অংশীদাৰসকলক দিবলগীয়া সুতৰ পৰিমাণতকৈ কম সুদৰ পৰিমাণ অৰ্থাৎ 28,000 টকা (12,000 টকা আৱাহামৰ বাবে আৰু 16,000 টকা অভিযোকৰ বাবে)। প্রদান কৰিব লগা সুদৰ পৰিমাণ বছৰটোত পোৱা লাভৰ পৰিমাণতকৈ অধিক হ'ব নোৱাৰে। আৱাহাম আৰু অভিযোকৰ হিচাপ যথাক্রমে 6,000 টকা আৰু 8,000 টকাবে ক্রেডিট কৰা হ'ব। কাৰ্য্যকৰী হিচাপে এই লাভৰ পৰিমাণ মূলধনৰ ওপৰত সুদৰ অনুপাতত বিতৰণ কৰা হয়।

### কি বুজিলা চোৱা III

1. ৰাণী আৰু চুমন 80,000 টকা আৰু 60,000 টকা মূলধন সহকাৰে দুজন অংশীদাৰ। 2009-2010 বছৰছোৱাত ৰাণীয়ে মূলধনৰ পৰা 10,000 টকা আৰু চুমনে 15,000 টকা আহৰণ কৰে। মূলধনৰ ওপৰত সুদ ধাৰ্য্য কৰাৰ আগেয়ে লাভৰ পৰিমাণ আছিল 50,000 টকা। ৰাণী আৰু চুমনে লাভ 3 : 2 অনুপাতত বিতৰণ কৰে। বছৰি ৪% হাবে তেওঁলোকৰ মূলধনৰ ওপৰত 2009-2010 চনৰ বাবে সুদ নিৰ্কপণ কৰা।

2. প্ৰিয়া আৰু কাজল এটা প্ৰতিষ্ঠানৰ অংশীদাৰ। তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত 5 : 3। 2009 চনৰ ১ এপ্ৰিল তাৰিখত তেওঁলোকৰ স্থিৰ মূলধনৰ উত্তৃত্ব যথাক্রমে : প্ৰিয়াৰ 6,00,000 টকা আৰু কাজল 8,00,000 টকা 2010 চনৰ 31 মাৰ্চ তাৰিখত অন্ত পৰা বছৰটোৰ বাবে লাভৰ পৰিমাণ 1,26,000 টকা। মূলধনৰ ওপৰত তেওঁলোকৰ সুদ নিৰ্কপণ কৰা যদিহে (ক) মূলধনৰ ওপৰত সুদ সম্পর্কে চুক্তিপত্ৰত একো উল্লেখ নথাকে (খ) যদি চুক্তিত বছৰি 12% হাবে সুদ প্রদান কৰিবলৈ উল্লেখ থাকে।

### 2.5.3 আহৰণৰ ওপৰত সুদ (Interest on Drawings)

অংশীদাৰসকলে ব্যক্তিগত ব্যৱহাৰৰ বাবে প্ৰতিষ্ঠানৰ পৰা আহৰণ কৰা টকাৰ ওপৰত সুদ ধাৰ্য্য কৰাৰ ব্যৱস্থা চুক্তিপত্ৰত উল্লেখ থাকিব পাৰে। আগেয়ে উল্লেখ কৰা হৈছে যে যদি চুক্তি পত্ৰত আহৰণৰ সুদ সম্পর্কে একো উল্লেখ নথাকে, অংশীদাৰৰ আহৰণৰ ওপৰত কোনো সুদ ধাৰ্য্য কৰা নহয়। যদি অংশীদাৰী চুক্তিত সুদ ধাৰ্য্য কৰিবলৈ উল্লেখ থাকে, তেন্তে সুদ সম্মত হাবত অংশীদাৰৰ হাতত থকা সময়ৰ বাবে গণনা কৰা হয়। আহৰণৰ ওপৰত সুদ ধাৰ্য্যয়ে অংশীদাৰসকলক অত্যধিক আহৰণত অনুসৃত কৰে।

আহৰণৰ ওপৰত বিভিন্ন পৰিস্থিতিত সুদ গণনাৰ পদ্ধতি তলত দেখুওৱা হ'ল – (১) যেতিয়া প্ৰতিমাহত স্থিৰ পৰিমাণ আহৰণ কৰা হয় : বহুতো সময়ত অংশীদাৰৈ স্থিৰ পৰিমাণৰ টকা সমান সময়ৰ ব্যৱধানত আহৰণ কৰে যেনে প্ৰতিমাহৰ মূৰে মূৰে বা প্ৰতি তিনিমাহৰ মূৰে মূৰে ইত্যাদি। সময় নিৰ্কপণ কৰাৰ বাবে মন কৰিব লাগে যে এই স্থিৰ টকা প্ৰতি মাহৰ আৱস্থণি তাৰিখত নে মাজৰ তাৰিখত আহৰণ

করা হেচে। যদি আহরণসমূহ প্রতিমাহৰ আৰম্ভণিত কৰা হয়, সুন্দত পৰিমাণ মুঠ আহরণৰ ওপৰত  $6\frac{1}{2}$  মাহৰ বাবে; যদি আহরণ প্রতিমাহৰ শেষত কৰা হয়, সুন্দ  $5\frac{1}{2}$  মাহৰ বাবে আৰু আহরণ মাহৰ মাজৰ তাৰিখত কৰা হ'লে, তেন্তে সুন্দ ৬ মাহৰ বাবে গণনা কৰা হয়।

ধৰা হওক আশিসে প্ৰতিষ্ঠানৰ পৰা ব্যক্তিগত খৰচৰ বাবে 31 মাৰ্চ 2009 তাৰিখত অন্ত পৰা বছৰটোত মাহিলী 10,000 টকা কৈ আহরণ কৰে। সুন্দৰ হাৰ বছৰি 8%। গড় সময় আৰু আহরণৰ ওপৰত সুন্দ গণনা কৰিবলৈ ব্যৱহাৰ হোৱা বিভিন্ন পদ্ধতি সমূহ তলত দিয়া হ'ল —

(ক) যদি আহরণ প্রতিমাহৰ আৰম্ভণিত কৰা হয়—

$$\text{গড় সময়} = \frac{\text{মুঠ মাহ} + 1}{2} = \frac{12 + 1}{2} = \text{মাহ}$$

$$\text{আহরণৰ ওপৰত সুন্দ} = \frac{1,20,000 \times 8 \times 13}{100 \times 2 \times 12} \text{ টকা}$$

$$= 5200 \text{ টকা}$$

(খ) যদি আহরণ প্রতিমাহৰ অন্তত কৰা হয় —

$$\text{গড় সময়} = \frac{12 - 1}{2} = \text{মাহ}$$

$$\text{আহরণৰ ওপৰত সুন্দ} = \frac{1,20,000 \times 8 \times 11 \times 1}{100 \times 2 \times 12} = 4,400 \text{ টকা}$$

(গ) যেতিয়া আহরণ প্রতিমাহৰ মাজত কৰা হয়

যেতিয়া আহরণ প্রতিমাহৰ মাজত কৰা হয়, মুঠ সময়ৰ লগত কোনো সংখ্যা যোগ বা বিয়োগ কৰা নহয়।

$$\text{গড় সময়} = \frac{\text{মুঠ সময়}}{2} = \frac{12}{2} \text{ মাহ}$$

$$\text{আহরণৰ ওপৰত সুন্দ} = \text{টকা}$$

$$= 4,800 \text{ টকা}$$

যদি স্থিৰ পৰিমাণ তিনি মাহৰ মূৰে মূৰে আহরণ কৰা হয়

যেতিয়া স্থিৰ পৰিমাণৰ টকা অংশীদারসকলে তিনিমাহৰ মূৰে মূৰে আহরণ কৰে, সুন্দ গণনা কৰাৰ বাবে মুঠ সময় সীমাৰ গণনা কৰিবলৈ আহরণ তিনিমহীয়া সময়ৰ আৰম্ভণিত নে অন্তত কৰা হয়, সেইটোৰ ওপৰত

ভিত্তি করিহে কৰা হয়। যদি আহরণ প্রতি তিনিমাহৰ আৰম্ভণিত কৰা হয়, তেন্তে মুঠ আহরণৰ ওপৰত মাহৰ বাবে সুদ গণনা কৰা হয় আৰু যদি আহরণ প্রতি তিনিমাহৰ অন্তিম তাৰিখত কৰা হয়, সুদ মুঠ আহরণৰ ওপৰত  $4\frac{1}{2}$  মাহৰ বাবে গণনা কৰা হয়।

ধৰা হওক সতীশ আৰু তিলক এটি প্ৰতিষ্ঠানৰ অংশীদাৰ। তেওঁলোকে সমানভাৱে লাভ বিতৰণ কৰে। 2009-2010 বিশ্বীয় বছৰটোত সতীশে তিনিমাহৰ মূৰে 30,000 টকাকৈ আহরণ কৰে। যদি সুদৰ হাৰ বছৰি 8% হয়, গড় সময় আৰু আহরণৰ ওপৰত সুদ তলত দিয়া ধৰণে গণনা কৰা হ'ব—

(ক) যদি প্রতি তিনিমাহৰ আৰম্ভণিতে টকা আহরণ কৰা হয়

#### আহরণৰ ওপৰত সুদ গণনাৰ বিবৃতি

| তাৰিখ            | পৰিমাণ<br>(টকা) | সময়সীমা | সুদ<br>(টকা)   |
|------------------|-----------------|----------|--|
| 1 এপ্ৰিল, 2009   | 30,000          | 12 মাহ   | $30,000 \times \frac{8}{100} \times 1 = 2400$            |
| 1 জুনাই, 2009    | 30,000          | 9 মাহ    | $30,000 \times \frac{8}{100} \times \frac{9}{12} = 1800$ |
| 1 অক্টোবৰ, 2009  | 30,000          | 6 মাহ    | $30,000 \times \frac{8}{100} \times \frac{6}{12} = 1200$ |
| 1 জানুৱাৰী, 2009 | 30,000          | 3 মাহ    | $30,000 \times \frac{8}{100} \times \frac{3}{12} = 600$  |
| মুঠ              | 1,20,000        |          | = 6,000  |

বিকল্পভাৱে, মুঠ আহরণ অৰ্থাৎ 1,20,000 টকাৰ আহরণৰ ওপৰত  $7\frac{1}{2}$  মাহৰ বাবে  $\left[ \frac{12+9+6+3}{4} \right]$

তলত দিয়া ধৰণে গণনা কৰিব পাৰি —

$$1,20,000 \times \frac{8}{100} \times \frac{15}{2} \times \frac{1}{12} \text{ টকা}$$

$$= 6,000 \text{ টকা}$$

(খ) যদি আহৰণ প্রতি তিনিমাহৰ অন্তিম তাৰিখত কৰা হয়—

**আহৰণৰ ওপৰত সুদ গণনাৰ বিবৃতি**

| তাৰিখ               | পৰিমাণ<br>টকা | সময়  | সুদৰ পৰিমাণ<br>টকা  |
|---------------------|---------------|-------|---|
| 30 জুন, 2009        | 30,000        | 9 মাহ | $30,000 \times \frac{9}{12} \times \frac{8}{100} = 1,800$ |
| 30 ছেপ্টেম্বৰ, 2009 | 30,000        | 6 মাহ | $30,000 \times \frac{6}{12} \times \frac{8}{100} = 1,200$ |
| 31 ডিচেম্বৰ, 2009   | 30,000        | 3 মাহ | $30,000 \times \frac{3}{12} \times \frac{8}{100} = 600$   |
| 31 মাৰ্চ, 2010      | 30,000        | 0 মাহ | —   |
|                     |               |       | $= 3600$  |
|                     | 1,20,000      |       |   |

বিকল্পভাৱে সম্পূৰ্ণ আহৰণৰ ওপৰত অৰ্থাৎ 1,20,000 টকাৰ ওপৰত সুদ  $4\frac{1}{2}$  মাহৰ বাবে

$$\left[ \frac{(9+6+3+0)}{4} \right] \text{ গণনা কৰিব পাৰি } —$$

$$1,20,000 \times \frac{8}{100} \times \frac{9}{2} \times \frac{1}{12} \text{ টকা}$$

$$= 3,600 \text{ টকা}$$

যেতিয়া বিভিন্ন সময়ত বিভিন্ন পৰিমাণৰ ধন আহৰণ কৰে :

অংশীদাৰ সকলে বিভিন্ন সময়ত বিভিন্ন পৰিমানৰ ধন আহৰণ কৰে তেতিয়া সুদৰ পৰিমাণ গুণফল পদ্ধতিৰে গণনা কৰা হয়। এই পদ্ধতিত, আহৰণৰ পৰিমাণ, বিভীয় বছৰটোত যিটো সময়ৰ বাবে টকা আহৰণ কৰা হয় (সাধাৰণতে মাহত প্ৰকাশ কৰা হয়) সেই সময় সংখ্যাবে পূৰণ কৰা হয়। এই সময় আহৰণ কৰা তাৰিখৰ পৰা বিভীয় বছৰৰ শেষ তাৰিখলৈকে দিন অন্তৰ্ভুক্ত কৰি গণনা কৰা হয়। এনেদৰে পোৱা গুণফলৰ যোগফল নিৰ্ণয় কৰি মুঠ যোগফলৰ ওপৰত নিৰ্দিষ্ট সুদৰ হাৰত 1 মাহৰ বাবে সুদ গণনা কৰা হয়। সুদ গণনাৰ পদ্ধতি তলত দিয়া উদাহৰণৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি —

চাহনাজে তেওঁৰ ব্যৱসায়ৰ পৰা 31 মাৰ্চ 2009 চনত অন্ত পৰা বছৰটোত তলত দিয়া ধৰণে টকা আহৰণ কৰে। যদি বছৰি সুদৰ হাৰ 7% কৈ ধাৰ্য কৰা হয়, আহৰণৰ ওপৰত গুণফল পদ্ধতিত সুদ গণনা কৰা হয় —

| তাৰিখ             | পৰিমাণ<br>টকা |
|-------------------|---------------|
| 1 এপ্ৰিল, 2009    | 16,000        |
| 30 জুন, 2009      | 15,000        |
| 31 অক্টোবৰ, 2009  | 10,000        |
| 31 ডিচেম্বৰ, 2009 | 14,000        |
| 1 মার্চ, 2009     | 11,000        |

আহৰণৰ ওপৰত সুদ তলত দিয়া ধৰণে গণনা কৰা হ'ব —

#### আহৰণৰ ওপৰত সুদ গণনাৰ বিবৃতি

| তাৰিখ             | পৰিমাণ<br>টকা | সময়   | গুণফল<br>টকা |
|-------------------|---------------|--------|--------------|
| 1 এপ্ৰিল, 2009    | 16,000        | 12 মাহ | 1,92,000     |
| 30 জুন, 2009      | 15,000        | 9 মাহ  | 1,35,000     |
| 31 অক্টোবৰ, 2009  | 10,000        | 5 মাহ  | 50,000       |
| 31 ডিচেম্বৰ, 2009 | 14,000        | 3 মাহ  | 42,000       |
| 1 মার্চ, 2010     | 11,000        | 1 মাহ  | 11,000       |
|                   |               |        | 4,30,000     |

$$\begin{aligned}
 \text{সুদ} &= \text{গুণফলৰ যোগফল} \times \text{সুদৰ হাৰ} \times \frac{1}{12} \\
 &= 4,30,000 \text{ টকা} \times \frac{7}{100} \times \frac{1}{12} \\
 &= \frac{30100}{12} \text{ টকা} \\
 &= 2508 \text{ টকা (প্রায়)}
 \end{aligned}$$

#### উদাহৰণ 7 :

মডাৰ্গ টুৰ আৰু ট্ৰেভেলৰ এজন অংশীদাৰ জন ইৱাহীমে 31 মার্চ 2009 তাৰিখত অন্ত পৰা বছৰটোত মূলধনৰ পৰা ব্যক্তিগত ব্যৱহাৰৰ বাবে টকা আহৰণ কৰে। যদি সুদৰ হাৰ বছৰি 9% হয়, তলত দিয়া পৰিস্থিতিসমূহত আহৰণৰ ওপৰত সুদৰ পৰিমাণ গণনা কৰা।

(ক) যদি তেওঁ মাহিনি 3,000 টকাকৈ প্ৰতিমাহৰ আৰম্ভণিত আহৰণ কৰে।

- (খ) যদি তেওঁ মাহিলি 3,000 টকাকৈ প্রতিমাহৰ অন্তিম তাৰিখত আহৰণ কৰে।
- (গ) যদি তেওঁ 1 জুন, 2008 তাৰিখত 12,000 টকা, 31 আগষ্ট, 2008 ত 8,000 টকা, 30 ছেপ্টেম্বৰ, 2008 ত 7,000 টকা আৰু 31 জানুৱাৰী 2009 ত 6,000 টকা আহৰণ কৰে।

## সমাধান :

- (ক) যিহেতু প্রতিমাহৰ আৰম্ভণিত স্থিৰ পৰিমাণৰ ধন 3,000 টকাকৈ আহৰণ কৰা হয়। আহৰণৰ ওপৰত সুদ গড় সময়  $6\frac{1}{2}$  মাহৰ বাবে গণনা কৰা হ'ব।

$$\text{আহৰণৰ ওপৰত সুদ} = \frac{36,000 \times 9 \times 13 \times 1}{100 \times 2 \times 2} \text{ টকা} \\ = 1755 \text{ টকা}$$

- (খ) যিহেতু মাহিলি 3,000 টকাকৈ প্রতি মাহৰ অন্তত আহৰণ কৰা হয়, আহৰণৰ ওপৰত গড় সময়  $5\frac{1}{2}$  মাহৰ বাবে সুদ গণনা কৰা হ'ব।

$$\text{আহৰণৰ ওপৰত সুদ} = \frac{36,000 \times 9 \times 11 \times 1}{100 \times 2 \times 2} \text{ টকা} \\ = 1485 \text{ টকা}$$

- (গ) আহৰণৰ ওপৰত সুদ গণনাৰ বিবৃতি —

| তাৰিখ               | আহৰণৰ<br>পৰিমাণ<br>টকা | সময়<br>(মাহত) | সুদ<br>(টকাত)  |
|---------------------|------------------------|----------------|--|
| 1 জানুৱাৰী, 2008    | 12,000                 | 10             | $12,000 \times \frac{9}{100} \times \frac{10}{12} = 900$ |
| 31 আগষ্ট, 2008      | 8,000                  | 7              | $8,000 \times \frac{9}{100} \times \frac{7}{12} = 420$   |
| 30 ছেপ্টেম্বৰ, 2008 | 3,000                  | 6              | $3,000 \times \frac{9}{100} \times \frac{6}{12} = 135$   |
| 30 নবেম্বৰ, 2008    | 7,000                  | 4              | $7,000 \times \frac{9}{100} \times \frac{4}{12} = 210$   |
| 31 জানুৱাৰী, 2009   | 6,000                  | 2              | $6,000 \times \frac{9}{100} \times \frac{2}{12} = 90$    |
| মুঠ সুদ             |                        |                | 1755   |

### উদাহরণ ৪ :

মনু, হেবি আৰু আলি এটা প্রতিষ্ঠানৰ অংশীদাৰ। তেওঁলোকে লাভ-লোকচান সমানভাবে বিতৰণ কৰে। হেবি আৰু আলিয়ে 2009 চনত ব্যক্তিগত ব্যৱহাৰৰ বাবে তলত দিয়া ধৰণে টকা আহৰণ কৰে

| তাৰিখ        | হেবি<br>টকা | আলি<br>টকা |
|--------------|-------------|------------|
| 2009         |             |            |
| 1 জানুৱাৰী   | 5000        | 7000       |
| 1 এপ্ৰিল     | 8000        | 4000       |
| 1 ছেপ্টেম্বৰ | 5000        | 5000       |
| 1 ডিচেম্বৰ   | 4000        | 9000       |

10% বছৰি আহৰণৰ ওপৰত সুদৰ হাৰ লৈ সুদ গণনা কৰা আৰু ব্যৱসায়ৰ হিচাপবহী প্ৰতিবছৰে 31 ডিচেম্বৰত সামৰণি কৰা হয়।

### সমাধান :

#### আহৰণৰ ওপৰত সুদ গণনাৰ বিবৃতি

| হেবি          |               |              | আলি           |               |              |
|---------------|---------------|--------------|---------------|---------------|--------------|
| পৰিমাণ<br>টকা | সময়<br>(মাহ) | গুণফল<br>টকা | পৰিমাণ<br>টকা | সময়<br>(মাহ) | গুণফল<br>টকা |
| 5000          | 12            | 60,000       | 7000          | 12            | 84,000       |
| 8,000         | 9             | 72,000       | 4000          | 9             | 36,000       |
| 5000          | 4             | 20,000       | 5000          | 4             | 20,000       |
| 4000          | 1             | 4000         | 10,000        | 1             | 10,000       |
|               |               | 1,56,000     |               |               | 1,50,000     |
|               |               |              |               |               |              |
|               |               |              |               |               |              |

#### সুদৰ পৰিমাণ

$$\text{হেবি} = \frac{156000 \times 10 \times 1}{100 \times 12} \text{ টকা} = 1300 \text{ টকা}$$

$$\text{আলি} = \frac{150000 \times 10 \times 1}{100 \times 12} \text{ টকা} = 1250 \text{ টকা}$$

**নিজে অভ্যাস করা**

1. গোবিন্দ প্রতিষ্ঠান এটার অংশীদার। তেওঁ 2009-2010 চনত তলত দিয়া ধৰণে টকা আহরণ কৰে

2009, 30 এপ্রিল ..... 6000 টকা

2009, 30 জুন ..... 4000 টকা

2009, 30 চেপ্টেম্বৰ ..... 8000 টকা

2009, 31 ডিচেম্বৰ ..... 3000 টকা

2010, 31 জানুৱাৰী ..... 5000 টকা

আহরণৰ ওপৰত বছৰি 6% হাৰে সুদ ধাৰ্য কৰিব লাগে। হিচাপবহী প্ৰতি বছৰে 31 মাৰ্চত সামৰা হয়।

2. ৰাম আৰু শ্যাম সমান লাভৰ দুজন অংশীদার। ৰামে 2009-2010 চনত মাহিলি 1000 টকাকৈ প্ৰতিমাহে আহরণ কৰে। যদি সুদৰ হাৰ 5% বছৰি হয়। ৰামৰ আহরণৰ ওপৰত সুদ নিৰ্কপণ কৰা।
3. বাৰ্মা আৰু কোল এটা প্রতিষ্ঠানৰ দুজন অংশীদার। অংশীদারী চুক্তি অনুসৰি আহরণৰ ওপৰত সুদৰ হাৰ বছৰি 6%। বাৰ্মাই মাহিলি 2000 টকাকৈ 1 এপ্রিল 2008 চনৰ পৰা 31 মাৰ্চ 2009 লৈকে প্ৰতিমাহে আহরণ কৰে। কোলে 1 এপ্রিল 2008 তাৰিখৰ পৰা প্ৰতি তিনিমাহৰ অন্তৰে 3000 টকাকৈ আহরণ কৰে। অংশীদারৰ আহরণৰ ওপৰত সুদ গণনা কৰা।

**যেতিয়া আহরণৰ তাৰিখসমূহ নিৰ্দিষ্ট নহয় :**

যেতিয়া আহরণৰ কোনো তাৰিখ উল্লেখ নেথাকে আৰু আহরণৰ মুঠ পৰিমাণ দিয়া থাকে কিন্তু আহরণৰ তাৰিখ উল্লেখ নেথাকে, ধৰা হয় যে গোটেই বছৰত আহরণ সমানভাৱে কৰা হৈছে। উদাহৰণস্বৰূপে, চাকিলে 2009 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰটোত প্রতিষ্ঠানৰ পৰা 60,000 টকা আহরণ কৰে আৰু আহরণৰ ওপৰত 8% হাৰে সুদ ধাৰ্য কৰা হয়। সুদ গণনাৰ বাবে সময় 6 মাহ লোৱা হ'ব আৰু ধৰা হয় বছৰটোত টকা সমানভাৱে মাহৰ মাজত আহরণ কৰা হৈছিল। আহরণৰ ওপৰত সুদৰ পৰিমাণ হ'ব 2400 টকা। যিটো তলত দিয়া ধৰণে গণনা কৰা হয়—

$$\left( 60,000 \times \frac{8}{100} \times \frac{6}{12} \right) \text{ টকা} = 2400 \text{ টকা}$$

## 2.6 অংশীদারক লাভৰ প্ৰতিশ্ৰুতি (Guarantee of Profit to a Partner)

কেতিয়াবা নতুন অংশীদার এজনক ভৱিত কৰাৰ সময়ত প্রতিষ্ঠানৰ লাভৰ পৰা তেওঁৰ ন্যূনতম লাভৰ পৰিমাণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। এনে প্ৰতিশ্ৰুতি সকলোবোৰ পুৰণি অংশীদাৰে লাভৰ অনুপাতত দিবলৈ বা কোনো অংশীদাৰে ব্যক্তিগতভাৱে নতুন অংশীদারক দিবলৈ হ'ব পাৰে। যেতিয়া নতুন অংশীদাৰে

লাভের অনুপাতত বিতরণ করি পোরা লাভ প্রতিশৃঙ্খলি দিয়া লাভের পরিমাণটকে কম হয়, তেন্তে প্রতিশৃঙ্খলি দিয়া পরিমাণের লাভ নতুন অংশীদারজনক দিয়া হয়। উদাহরণ স্বরূপে, মাধুলিকা আৰু ৰাঙ্গিতা এটা প্রতিষ্ঠানৰ দুজন অংশীদার। তেওঁলোকে কনিষ্ঠাক ব্যৱসায়ত ভৰ্তি কৰিবলৈ সন্মত হয়। তেওঁলোকে নতুন অংশীদারক সবচিন্মুক্ত লাভের পরিমাণ 25,000 টকা বছৰি দিবলৈ প্রতিশৃঙ্খলি দিয়ে। বছৰটোৱ উপার্জন কৰা লাভের পরিমাণ হ'ল 1,20,000 টকা আৰু অংশীদারসকলৰ মাজৰ লাভ বিতৰণৰ অনুপাত 2 : 3 : 1। এই অনুপাত অনুসৰি মাধুলিকাৰ লাভের অংশ 40,000 টকা  $\left(\frac{2}{6} \times 1,20,000\right)$  টকা, ৰাঙ্গিতাৰ লাভের অংশ 60,000 টকা  $\left(\frac{3}{6} \times 1,20,000\right)$  টকা) আৰু কনিষ্ঠাক লাভের অংশ 20,000 টকা  $\left(\frac{1}{6} \times 1,20,000\right)$  টকা।। কনিষ্ঠাক অংশ প্রতিশৃঙ্খলি দিয়া পরিমাণত 5,000 টকা কম। এই 5,000 টকা মাধুলিকা আৰু ৰাঙ্গিতাই লাভের অনুপাতত বহন কৰিব। অৰ্থাৎ লাভের অনুপাত 2 : 3 ত এই ঘাটি বিতৰণ হ'ব। এনেদৰে মাধুলিকাৰ অংশ 2000 টকা  $\left(\frac{2}{5} \times 5,000\right)$  টকা) আৰু ৰাঙ্গিতাৰ 3000 টকা  $\left(\frac{3}{5} \times 5,000\right)$  টকা) হ'ব। প্রতিষ্ঠানৰ মুঠ লাভ অংশীদারসকলৰ মাজত তলত দিয়া ধৰণে বিতৰণ কৰা হ'ব।

মাধুলিকাই পাব 38,000 টকা (তেওঁৰ অংশ 40,000 টকা – ঘাটিৰ অংশ 2,000 টকা); ৰাঙ্গিতাই পাব 57,000 টকা ( $60,000 - 3,000$ ) আৰু কনিষ্ঠাই পাব 25,000 টকা ( $20,000 + 2000 + 3000$  টকা)।।

যদি প্রতিশৃঙ্খলি কেৰল এজন অংশীদাৰে দিয়ে। ধৰা হওক ওপৰৰ উদাহৰণ কেৰল ৰাঙ্গিতাই প্রতিশৃঙ্খলি দিয়ে, সম্পূর্ণ ঘাটিৰ পরিমাণ (5000 টকা) কেৰল ৰাঙ্গিতাই বহন কৰিব আৰু এনেদৰে লাভ বিতৰণৰ পরিমাণ যথাক্রমে হ'ব — মাধুলিকা 40,000 টকা; ৰাঙ্গিতা 55,000 টকা ( $60,000 - 5000$  টকা) আৰু কনিষ্ঠা 25,000 টকা ( $20,000 + 5000$  টকা)।।

### উদাহৰণ ৯ :

মোহিত আৰু ৰোহনে 2 : 1 অনুপাতত লাভ লোকচান বিতৰণ কৰে। তেওঁলোকে  $\frac{1}{4}$  অংশৰ বাবে ৰাহলক অংশীদাৰ হিচাপে ভৰ্তি কৰে আৰু বছৰেকীয়া লাভের অতি কমেও 50,000 টকা দিয়াৰ প্রতিশৃঙ্খলি দিয়ে। 2009 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰটোৱ প্ৰকৃত লাভের পরিমাণ 1,60,000 টকা। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

সমাধান :

ডে: ত্রৈঃ  
লাভ-লোকচান উপযোজন হিচাপ

| বিবরণ           | পরিমাণ<br>টকা   | বিবরণ      | পরিমাণ<br>টকা   |
|-----------------|-----------------|------------|-----------------|
| মোহিত মূলধন     |                 | প্রকৃত লাভ | 1,60,000        |
| লাভ অংশ         | 80,000          |            |                 |
| বাদ : ঘাটির অংশ | 6667            |            |                 |
| বোহন মূলধন      |                 |            |                 |
| লাভ অংশ         | 40,000          |            |                 |
| বাদ : ঘাটির অংশ | 3,333           |            |                 |
| বাহ্যিক মূলধন : |                 |            |                 |
| লাভ অংশ         | 40,000          |            |                 |
| যোগ :           |                 |            |                 |
| ঘাটি প্রাপ্তি : |                 |            |                 |
| মোহিত পৰা       | 6667            |            |                 |
| বোহন পৰা        | 3333            |            |                 |
|                 |                 | 50,000     |                 |
|                 | <b>1,60,000</b> |            | <b>1,60,000</b> |

কার্যকরী টোকা :

বাহ্যিক ভৱিত পিছত নতুন লাভ অনুপাত হ'ব  $2 : 1 : 1$ 

এই অনুপাত অনুসৰি অংশীদারীর লাভ অংশ হয় —

$$\text{মোহিত } \frac{2}{4} \times 1,60,000 \text{ টকা} = 80,000 \text{ টকা}$$

$$\text{বোহন } \frac{1}{4} \times 1,60,000 \text{ টকা} = 40,000 \text{ টকা}$$

$$\text{বাহ্যিক } \frac{1}{4} \times 1,60,000 \text{ টকা} = 40,000 \text{ টকা}$$

যিহেতু বাহ্যিক অতি কমেও 50,000 টকার বাবে প্রতিশ্রুতি দিয়া হয়, ঘাটির পরিমাণ 10,000 টকা ( $50,000$  টকা –  $40,000$  টকা)। এই ঘাটি মোহিত আৰু বোহনে তেওঁলোকৰ লাভ অনুপাতত বিতৰণ কৰিব। অর্থাৎ  $2 : 1$  ত বিতৰণ কৰা হ'ব।

মোহিতৰ ঘাটিৰ অংশ হ'ব  $\frac{2}{3} \times 10000 = 6667$  টকা

ৰোহনৰ ঘাটিৰ অংশ হ'ব  $\frac{1}{3} \times 10000 = 3,333$  টকা

এনেদৰে মোহিতে পাৰ 80,000 টকা – 6667 টকা  
= 73,333 টকা

ৰোহনে পাৰ 40,000 টকা – 3333 টকা = 36,667 টকা

আৰু, বাছলে পাৰ 40,000 টকা + 6667 টকা + 3333 টকা  
= 50,000 টকা

**নতুন লাভ বিতৰণৰ অনুপাত গণনা :**

নতুন অংশীদাৰ বাছলৰ অংশ =  $\frac{1}{4}$

অৱশিষ্ট লাভৰ পৰিমাণ =  $1 - \frac{1}{4} = \frac{3}{4}$

এই অংশ মোহিত আৰু ৰোহনে 2 : 1 অনুপাতত বিতৰণ কৰিব।

মোহিতৰ নতুন অংশ =  $\frac{3}{4} \times \frac{2}{3} = \frac{2}{4}$

ৰোহনৰ নতুন অংশ =  $\frac{3}{4} \times \frac{1}{3} = \frac{1}{4}$

এনেদৰে লাভ বিতৰণৰ নতুন অনুপাত হ'ব =  $\frac{2}{4} : \frac{1}{4} : \frac{1}{4}$   
= 2 : 1 : 1

**উদাহৰণ 10 :**

জোন আৰু মিঠুৱে 3 : 2 অনুপাতত লাভ-লোকচান বিতৰণ কৰে। তেওঁলোকে  $\frac{1}{6}$  লাভৰ অংশৰ বাবে মোহান্তিক অংশীদাৰ হিচাপে ব্যৱসায়ত ভৱিত কৰে। জোনে মোহান্তিক ব্যক্তিগতভাৱে মূলধনৰ ওপৰত বছৰি 10% হাৰত সুদ ধাৰ্য কৰাৰ পিছত কমেও 30,000 টকা লাভৰ অংশ দিবলৈ প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকৰ যথাক্রমে মূলধন জোন 2,50,000 টকা, মিঠু 2,00,000 টকা আৰু মোহান্তি 1,50,000 টকা। 2009 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰটোত লাভৰ পৰিমাণ 1,50,000 টকা (মূলধনৰ ওপৰত সুদ গণনা কৰা আগেয়ে) লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা যদিহে নতুন লাভৰ অনুপাত 3 : 2 : 1 হয়।

## সমাধান :

| ডে:             | লাভ-লোকচান উপযোজন হিচাপ |            | ক্রঃ          |
|-----------------|-------------------------|------------|---------------|
| বিরুণ           | পরিমাণ<br>টকা           | বিরুণ      | পরিমাণ<br>টকা |
| মূলধনৰ ওপৰত সুদ |                         | প্রকৃত লাভ | 1,50,000      |
| জোন             | 25,000                  |            |               |
| মিঠু            | 20,000                  |            |               |
| মোহান্তি        | 15,000                  |            |               |
| মূলধন হিচাপ     |                         |            |               |
| জোন :           | 45,000                  |            |               |
| বাদ : ঘাটিৰ অংশ | 15000                   | 30,000     |               |
| মিঠু            |                         | 30,000     |               |
| মোহান্তি        | 15000                   |            |               |
| যোগ : জোনৰ পৰা  |                         |            |               |
| ঘাটি প্রাপ্তি   | 15000                   | 30,000     |               |
|                 |                         |            | 1,50,000      |
|                 |                         |            | 1,50,000      |

কার্যকৰী টোকা : মূলধনৰ ওপৰত সুদ গণনাৰ পিচত লাভৰ পরিমাণ 90,000 টকা যিটোক 3 : 2 : 1

অনুপাতত বিতৰণ কৰা হ'ব। জোনে পায় 45,000 টকা ( $\frac{3}{6} \times 90,000$  টকা), মিঠুৰে প্রায় 30,000 টকা

আৰু মোহান্তিয়ে পায় 15,000 টকা। প্রতিশ্ৰুতি দিয়া লাভৰ পরিমাণতকৈ মোহান্তিৰ লাভ ঘাটিৰ পরিমাণ 15,000 টকা আৰু এই ঘাটি জোনে বহন কৰিব। অৰ্থাৎ জোনে পাব  $(45000 - 15000) = 30000$  টকা, মিঠুৰে পাব 30,000 টকা আৰু মোহান্তিয়ে পাব 30,000 টকা।

## উদাহৰণ 11 :

মহেশ আৰু দীনেশে 2 : 1 অনুপাতত লাভ-লোকচান বিতৰণ কৰে। তেওঁলোকে 2008 চনৰ 1 জানুৱাৰীত ৰাকেশক ব্যৱসায়ত ভৰ্তি কৰে যাক  $\frac{1}{10}$  অংশ লাভ দিয়া হ'ব বুলি স্থিৰ কৰা হয় আৰু অতিকমেও বছৰি 25000 টকা লাভ দিয়াৰ প্রতিশ্ৰুতি দিয়া হয়। মহেশ আৰু দীনেশে আগৰ দৰেই লাভৰ বিতৰণ কৰে কিন্তু ৰাকেশক দিয়া প্রতিশ্ৰুতিৰ বাবে কিবা ঘাটি হ'লৈ 3 : 2 অনুপাতত বিতৰণ কৰিবলৈ সন্মত হয়। 2008 চনৰ

৩১ ডিচেম্বরত অন্ত পৰা বছৰটোত লাভৰ পৰিমাণ 1,20,000 টকা লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

সমাধান :

| ডেঃ   | লাভ-লোকচান উপযোজন হিচাপ |                 |               | ক্রঃ            |
|---|-------------------------|-----------------|---------------|-----------------|
| বিৱৰণ                                       | পৰিমাণ<br>টকা           | বিৱৰণ           | পৰিমাণ<br>টকা |                 |
| মূলধন হিচাপ<br>(লাভৰ অংশৰ বাবে)             |                         | প্ৰকৃত লাভ      | 1,20,000      |                 |
| মহেশ  | 72,000                  |                 |               |                 |
| $\left(\frac{6}{10} \times 1,20,000\right)$ |                         |                 |               |                 |
| বাদ ১ ঘাটিৰ অংশ                             | 7,8000                  | 64200           |               |                 |
| দীনেশ                                       | 36000                   |                 |               |                 |
| $\left(\frac{3}{10} \times 1,20,000\right)$ |                         |                 |               |                 |
| বাদ ১ ঘাটিৰ অংশ                             | 5200                    | 30800           |               |                 |
| বাকেশ                                       | 12000                   |                 |               |                 |
| যোগ ১ প্ৰাপ্ত ঘাটিৰ অংশ                     |                         |                 |               |                 |
| মহেশৰ পৰা                                   | 7800                    |                 |               |                 |
| দীনেশৰ পৰা                                  | 52000                   | 25000           |               |                 |
|   |                         | <b>1,20,000</b> |               | <b>1,20,000</b> |

কাৰ্য্যকৰী টোকা :

নতুন লাভ বিতৰণৰ অনুপাত তলত দিয়া ধৰণে গণনা কৰা হ'ব —

বাকেশৰ লাভৰ অংশ  $\frac{1}{10}$  আৰু অৱশিষ্ট লাভ  $\frac{9}{10}$  মহেশ আৰু দীনেশৰ মাজত 2 : 1 অনুপাতত  
বিতৰণ কৰা হ'ব।

$$\text{মহেশের লাভের অংশ হ'ব} = \frac{2}{3} \times \frac{9}{10} = \frac{3}{10}$$

$$\text{দীনেশের লাভের অংশ হ'ব} = \frac{1}{3} \times \frac{9}{10} = \frac{3}{10}$$

$$\therefore \text{লাভের নতুন অনুপাত হ'ব} = \frac{3}{5} : \frac{3}{10} : \frac{1}{10}$$

$$= 6 : 3 : 1$$

$$\text{মহেশের লাভের অংশ} = 1,20,000 \times \frac{6}{10} = 72000 \text{ টকা}$$

$$\text{দীনেশের লাভের অংশ} = 36000 \text{ টকা আৰু}$$

$$\text{বাকেশের অংশ} = 12000 \text{ টকা}$$

বাকেশের ঘাঁটি 13000 টকা মহেশের আৰু দীনেশে 3 : 2 অনুপাতত বিতৰণ কৰিব।

$$\text{মহেশে বহন কৰিব } \frac{3}{5} \times 13000 \text{ টকা অৰ্থাৎ } 7800 \text{ টকা আৰু দীনেশে } \frac{2}{5} \times 13000 \text{ টকা অৰ্থাৎ } 5200 \text{ টকা।}$$

এনেদৰে প্রতিষ্ঠানৰ লাভ অংশীদারসকলে তলত দিয়া ধৰণে পাৰ —

$$\begin{aligned}\text{মহেশে পাৰ} &= (72000 - 7800) \text{ টকা} \\ &= 64200 \text{ টকা}\end{aligned}$$

$$\begin{aligned}\text{দীনেশে পাৰ} &= (36000 - 5200) \text{ টকা} \\ &= 30,800 \text{ টকা}\end{aligned}$$

$$\begin{aligned}\text{বাকেশে পাৰ} &= (12000 + 7800 + 5200) \text{ টকা} \\ &= 25000 \text{ টকা}\end{aligned}$$

### নিজে কৰি চোৱা

কৰিতা আৰু ললিত দুজন অংশীদাৰ। তেওঁলোকে 2 : 1 অনুপাতত লাভ বিতৰণ কৰে। তেওঁলোকে মোহনক ব্যৱসায়ত ভঙ্গী কৰে আৰু লাভের অংশ হিচাপে সৰ্বনিম্ন 25000 টকা বছৰি দিয়াৰ নিশ্চয়তা দিয়ে। সৰ্বনিম্ন লাভ মোহনক দিয়াৰ বাবে যদি কোনো ঘাঁটিৰ উৎপত্তি হয়, এনে ঘাঁটি কৰিতা আৰু ললিতে লাভের অনুপাতত বিতৰণ কৰিবলৈ সন্মত হয়। কৰিতাৰ আৰু ললিতাৰ মাজৰ লাভের অংশৰ পৰিৱৰ্তন নহয়। 2008-2009 সময়ছোৱাত ব্যৱসায়ত লাভ হয় 76000 টকা। অংশীদারসকলৰ মাজত লাভের বিতৰণ দেখুওৱা।

## ২.৭ অতীত সংযোজন (Past adjustments)

কেতিয়াবা চূড়ান্ত হিচাপ প্রস্তুত আৰু অংশীদাৰৰ মাজত লাভৰ বিতৰণ কৰাৰ পিচত লিপিবদ্ধকৰণৰ সময়ত হোৱা ভুল, বিস্তীয় বিবৃতি প্রস্তুতকৰণত হোৱা ভুল বা বাদ পৰি যোৱা লেনদেনসমূহৰ ভুল আদি ধৰা পৰে। বাদ পৰি যাব পৰা লেনদেনসমূহ হ'ল মূলধনৰ ওপৰত সুদ, অংশীদাৰৰ দৰমহা, অংশীদাৰী চুক্তি কোনো ধৰণৰ পৰিৱৰ্তন বা হিচাপ পদ্ধতিত কোনো পৰিৱৰ্তন। এই সকলোৰে ভুল-ক্রাণ্টি বা বাদ পৰি যোৱা লেনদেনৰ সংশোধনৰ বাবে সংযোজন পৰিষ্ঠিৰ আৰশ্যক। পুৰণি হিচাপসমূহ পৰিৱৰ্তন নকৰি, এইৰোৰ (ক) লাভ লোকচান সংযোজন হিচাপ বা (খ) প্রত্যক্ষভাবে সম্পর্ক থকা অংশীদাৰৰ হিচাপৰ জৰিয়তে সংযোজন কৰা হয়।

ৰমিজ আৰু জাহিৰ দুজন সমান অংশৰ অংশীদাৰ। ২০০৮ চনৰ ১ এপ্ৰিলত তেওঁলোকৰ মূলধন যথাক্রমে আছিল ৫০,০০০ টকা আৰু ১,০০,০০০ টকা। ২০০৯ চনৰ ৩১ মাৰ্চ তাৰিখত বিস্তীয় হিচাপ প্রস্তুত কৰাৰ পিচত দেখা যায় যে অংশীদাৰী চুক্তি মতে মূলধনৰ ওপৰত ৬% হাৰে ধাৰ্য কৰিবলগীয়া সুদ লাভ বিতৰণৰ সময়ত ধাৰ্য কৰা নহয়। আৰু অংশীদাৰৰ মূলধন হিচাপত ক্রেডিট কৰা নহয়। এই ক্ষেত্ৰত অংশীদাৰৰ মূলধন হিচাপত ক্রেডিট নকৰা সুদৰ পৰিমাণ হ'ল ৰমিজৰ বাবে  $\frac{6}{100} \times 50,000$  টকা (আৰু জাহিৰৰ বাবে  $\frac{6}{100} \times 50,000$  টকা)। যদিহে মূলধনৰ সুদ সময়মতে ধাৰ্য কৰা হ'লহেঁতেন লাভৰ পৰিমাণ ৯০০০ টকা হ্রাস হ'লহেঁতেন। এই সুদ বাদৰ ফলস্বৰূপে, লাভ-লোকচান হিচাপ অনুসৰি সম্পূৰ্ণ লাভৰ পৰিমাণ (৯০০০ টকা সংযোজন কৰাৰ আগত) অংশীদাৰসকলৰ মাজত তেওঁলোকৰ লাভৰ অনুপাত বিতৰণ কৰা হ'ল আৰু মূলধনৰ ওপৰত সুদৰ পৰিমাণ তেওঁলোকৰ মূলধন হিচাপলৈ স্থানান্তৰ নহ'ল। এই ভুল তলত দিয়া ধৰণে সংশোধন কৰিব পাৰি —

| (ক) লাভ-লোকচান সংযোজন হিচাপৰ জৰিয়তে,           | টকা  | টকা  |
|---|------|------|
| (i) লাভ-লোকচান সংযোজন হিচাপ ডেবিট               | 9000 |      |
| ৰমিজৰ মূলধন হিচাপলৈ                             |      | 3000 |
| জাহিৰৰ মূলধন হিচাপলৈ                            |      | 6000 |
| (মূলধনৰ ওপৰত সুদ)                               |      |      |
| (ii) ৰমিজৰ মূলধন হিচাপ ডেবিট                    | 4500 |      |
| জাহিৰৰ মূলধন হিচাপ ডেবিট                        | 4500 |      |
| লাভ-লোকচান সংযোজন হিচাপলৈ                       |      | 9000 |
| (সংযোজনৰ লোকচান)                                |      |      |
| (খ) প্রত্যক্ষভাবে অংশীদাৰৰ মূলধন হিচাপৰ জৰিয়তে |      |      |

অংশীদাৰৰ মূলধন হিচাপত প্ৰত্যক্ষভাৱে বাদ পৰি যোৱা লেনদেনৰ সংযোজনসমূহ কৰিবলৈ এটা বিবৃতি প্ৰস্তুত কৰা হয় আৰু এই বিবৃতিৰ জৰিয়তে মূলধন হিচাপত হোৱা প্ৰকৃত প্ৰভাৱ তলত দিয়া ধৰণে গণনা কৰা হয়— ইয়াৰ পিছত সংযোজন প্ৰিষ্ঠি লিপিবদ্ধ কৰা হয়।

বাদ পৰি যোৱা মূলধনৰ সুদৰ প্ৰকৃত প্ৰভাৱ দেখুৱাই প্ৰস্তুত কৰা বিবৃতি —

| বিৱৰণ   | ৰমিজ<br>টকা                           | জাহিৰ<br>টকা                          |
|---|---------------------------------------|---------------------------------------|
| (i) মূলধনৰ সুদৰ বাবে ক্ৰেডিট কৰিবলগীয়া<br>পৰিমাণ                                 | 3,000                                 | 6,000                                 |
| (ii) লাভৰ অংশ হিচাপে প্ৰকৃততে কৰা<br>ক্ৰেডিটৰ পৰিমাণ<br>(9000 টকা সমানভাৱে বিতৰণ) | 4,500                                 | 4,500                                 |
| (i) আৰু (ii)ৰ পাৰ্থক্য (প্ৰকৃত প্ৰভাৱ)  | <b>1500</b> (ক্ৰ.)<br>(ক্ৰেডিটৰ ৰাহি) | <b>1500</b> (ক্ৰ.)<br>(ক্ৰেডিটৰ ঘাটি) |

ওপৰৰ বিবৃতিৰ পৰা দেখা যায় যে ৰমিজৰ হিচাপ 1500 টকাৰে অধিক ক্ৰেডিট কৰা হৈছে য'ত নেকি জাহিৰ হিচাপ 1500 টকা কম ক্ৰেডিট কৰা হৈছে। এই ভুল সংশোধনৰ বাবে ৰমিজৰ মূলধন হিচাপ ডেবিট আৰু জাহিৰ মূলধন হিচাপ ক্ৰেডিট কৰা হ'ব।

ইয়াৰ বাবে জাবেদা প্ৰিষ্ঠি হ'ল —

ৰমিজৰ মূলধন হিচাপ ডে. 1500 টকা

জাহিৰ মূলধন হিচাপলৈ 1500 টকা

(মূলধনৰ সুদ বাদৰ সংযোজন)

## উদাহৰণ 12 :

মুছৰট, চনু আৰু হিমেশ তিনিজন অংশীদাৰ। তেওঁলোকৰ লাভ বিতৰণৰ অনুপাত 5 : 3 : 2। অংশীদাৰী চুক্তি অনুসৰি আহৰণৰ ওপৰত 10% বছৰি হাৰে সুদ ধাৰ্য কৰিব লাগে। 2009 চনৰ ডিচেম্বৰ মাহত শেষ হোৱা বছৰৰ বাবে মুছৰট, চনু আৰু হিমেশৰ আহৰণ যথাক্ৰমে 20,000 টকা, 15,000 টকা আৰু 10,000 টকা। চূড়ান্ত হিচাপ প্ৰস্তুত কৰাৰ পিছত দেখা যায় যে আহৰণৰ ওপৰত সুদৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল। আৱশ্যকীয় সংযোজন প্ৰিষ্ঠি লিপিবদ্ধ কৰা।

## সমাধান :

আহরণৰ ওপৰত বাদ পৰি যোৱা সুদৰ প্ৰকৃত প্ৰভাৱ দেখুৱাই প্ৰস্তুত কৰা বিবৃতি —

| বিৱৰণ   | নুছৰট<br>(টকা)                       | চমু<br>(টকা)                         | হিমেশ<br>(টকা)                     | মুঠ<br>(টকা)             |
|---|--------------------------------------|--------------------------------------|------------------------------------|--------------------------|
| আহরণৰ ওপৰত সুদৰ বাবে<br>ডেবিট কৰিবলগীয়া পৰিমাণ<br>লাভৰ অংশৰ বাবে<br>ক্ৰেডিট কৰা পৰিমাণ<br>আৱশ্যকীয় সংযোজন | 2,000<br>2,250<br>250<br>(ঘাটি ক্ৰ.) | 1,500<br>1,350<br>150<br>(ৰাহি ক্ৰ.) | 1,000<br>900<br>100<br>(ৰাহি ক্ৰ.) | 4,500<br>4,500<br>—<br>— |

আহরণৰ ওপৰত সুদৰ সংযোজনৰ বাবে জাবেদা প্ৰিষ্ঠি

চনুৰ মূলধন হিচাপ ডেবিট                    150 টকা

হিমেশৰ মূলধন হিচাপ ডেবিট                    100 টকা

নুছৰটৰ মূলধন হিচাপলৈ                    250 টকা

(আহরণৰ ওপৰত বাদ পৰি যোৱা সুদৰ সংযোজন)

#### নিজে কৰি চোৱা

- গুপ্তা আৰু ছাৰিম 3 : 2 অনুপাতত লাভ বিতৰণকাৰী অংশীদাৰ। তেওঁলোকৰ স্থিৰ মূলধন যথাক্রমে গুপ্তা 2,00,000 টকা আৰু ছাৰিম 3,00,000 টকা। চূড়ান্ত হিচাপ প্ৰস্তুত কৰাৰ পিছত দেখা যায় যে অংশীদাৰী চুক্তিমতে প্ৰদান কৰিবলগীয়া বছৰি 10% হাৰে মূলধনৰ ওপৰত সুদ লাভ বিতৰণৰ সময়ত অংশীদাৰৰ মূলধন হিচাপত ক্ৰেডিট কৰা নহয়— এই ভুল সংশোধনৰ বাবে সংযোজন প্ৰিষ্ঠি লিপিবদ্ধ কৰা।
- কৃষণ, সন্দিপ আৰু কৰিম এটা ফাৰ্মৰ অংশীদাৰ। তেওঁলোকৰ লাভৰ অনুপাত হ'ল 3 : 2 : 1 তেওঁলোকৰ স্থিৰ মূলধন— কৃষণ 1,20,000 টকা, সন্দিপ 90,000 টকা আৰু কৰিম 60,000 টকা। 2009 বছৰটোত সুদৰ পৰিমাণ বছৰি 5% হাৰৰ সলনি 6% হাৰত বছৰি ক্ৰেডিট কৰা হয়। সংযোজন প্ৰিষ্ঠি লিপিবদ্ধ কৰা।
- লিনা, মীৰা আৰু নেহা তিনিজন অংশীদাৰ। তেওঁলোকে মূলধনৰ ওপৰত সুদ বছৰি 9% হাৰে 31 মাৰ্চ 2009 লৈকে 3 বছৰৰ বাবে প্ৰদান কৰিবলৈ বাদ পৰি যায়। তেওঁলোকৰ স্থিৰ মূলধনৰ পৰিমাণ যথাক্রমে লিনা 80,000 টকা, মীৰা 60,000 টকা আৰু নেহা 1,00,000 টকা। যোৱা তিনি বছৰত তেওঁলোকৰ লাভৰ অনুপাত তলত দিয়া ধৰণৰ।

| বছৰ       | লিনা | মীৰা | নেহা |
|-----------|------|------|------|
| 2008-2009 | 2    | 2    | 2    |
| 2007-2008 | 4    | 5    | 1    |
| 2006-2007 | 1    | 2    | 2    |

সংযোজন প্ৰতিষ্ঠি লিপিবদ্ধ কৰা।

### 2.8 চূড়ান্ত হিচাপ (Final Accounts)

অংশীদাৰী প্রতিষ্ঠানৰ চূড়ান্ত হিচাপ প্ৰস্তুতকৰণৰ পদ্ধতি এক মালিকী ব্যৱসায়ৰ সৈতে একেই। কেৱল অংশীদাৰসকলৰ মাজত লাভ বিতৰণৰ পদ্ধতি ভিন্ন। ক্ৰয়-বিক্ৰয় আৰু লাভ-লোকচান হিচাপ প্ৰস্তুত কৰাৰ পিছত প্ৰকৃত লাভ বা প্ৰকৃত লোকচান উপযোজন হিচাপলৈ স্থানান্তৰ কৰা হয় যিটো আগেয়ে এই অধ্যায়ত আলোচনা কৰা হৈছে। মূলধনৰ ওপৰত সুদ, আহৰণৰ ওপৰত সুদ, অংশীদাৰৰ দৰমহা, অংশীদাৰৰ খণ্ডৰ ওপৰত সুদ, অংশীদাৰৰ লাভ আৰু লোকচানৰ অংশ ইত্যাদি সংযোজন লাভ-লোকচান উপযোজন হিচাপৰ জৰিয়তে সংযোজন কৰা হয়। এই কাৰ্য ব্যৱসায়ৰ ফলাফল আৰু মালিকসকলৰ মাজত লাভৰ বিতৰণ দেখুৱাবলৈ কৰা হয়। চূড়ান্ত হিচাপ আৰু লাভ-লোকচান উপযোজন হিচাপ তলত দিয়া উদাহৰণৰ সহায়ত স্পষ্ট কৰিব পাৰি।

#### উদাহৰণ 13 :

কপিল আৰু বিনীত 3 : 2 অনুপাতত লাভ-লোকচান বণ্টনকাৰী অংশীদাৰ। 31 মাৰ্চ 2010 তাৰিখত অন্ত পৰা বছৰৰ বাবে তলত দিয়া উদ্বৃত্তসমূহ পোৱা গ'ল—

| বিৱৰণী                             | ডেবিট<br>(টকা) | ক্রেডিট<br>(টকা) |
|------------------------------------|----------------|------------------|
| মূলধন                              |                |                  |
| কপিল                               | —              | 60,000           |
| বিনীত                              | —              | 50,000           |
| চলিত হিচাপ (1 এপ্ৰিল, 2009 তাৰিখত) |                |                  |
| কপিল                               | —              | 2,800            |
| বিনীত                              | —              | 1,600            |
| আহৰণ                               |                |                  |
| কপিল                               | 12,000         | —                |
| বিনীত                              | 8,000          | —                |
| আৱস্থণি মজুতপণ                     | 11,000         | —                |

|                      |                 |                 |
|----------------------|-----------------|-----------------|
| ক্ষয় আৰু বিক্ৰয়    | 54,000          | 80,000          |
| ফিৰৎ                 | 2,000           | 1,500           |
| মজুরি                | 2500            | —               |
| দৰমহা                | 4000            | —               |
| ছপা আৰু মনোহাৰী      | 500             | —               |
| প্রাপ্য বিল          | 12,000          | —               |
| প্ৰদেয় বিল          | —               | 2000            |
| দেনাদাৰ আৰু পাওনাদাৰ | 36,000          | 8,000           |
| বাট্টা               | 12,000          | 1500            |
| ভাড়া আৰু কৰ         | 800             | —               |
| অনুদ্বাৰণীয় ঝণ      | 1400            | —               |
| বীমা                 | 400             | —               |
| ডাক আৰু তাঁৰ         | 300             | —               |
| বিক্ৰয় দস্তৰী       | 3400            | —               |
| ভূমি আৰু ভৱন         | 24,000          | —               |
| যন্ত্ৰপাতি           | 20,000          | —               |
| আচবাৰ                | 13,500          | —               |
| অভাৱড়াফ্ট           | —               | 2000            |
| ব্যৱসায়িক ব্যয়     | 400             | —               |
| নগদ হাতে জমা         | 500             | —               |
| বেংক উদ্বৃত্ত        | 1500            | —               |
|                      | <b>2,09,400</b> | <b>2,09,400</b> |

তলত দিয়াসমূহ সংযোজন কৰি 31 মাৰ্চ 2010 তাৰিখত অন্ত পৰা বছৰৰ বাবে চূড়ান্ত হিচাপ প্ৰস্তুত  
কৰা —

- (i) 31 মাৰ্চ 2010 তাৰিখত মজুতপণ্য 18000 টকা
- (ii) দেনাদাৰৰ ওপৰত 5% হাৰে সন্দেহজনক ঝণ পুঁজি গঠন কৰিব লাগে।
- (iii) অপ্ৰদত্ত দৰমহা 1000 টকা
- (iv) 10 ডিচেম্বৰ 2009 তাৰিখত অগ্ৰিকাণ্ডৰ ফলত 8000 টকা মজুতপণ্য ধৰংস হয়। বীমা  
কোম্পানীয়ে পৃণনিষ্পত্তি কৰ্মে 7000 টকা দাৰী দিবলৈ সন্মত হয়।
- (v) মূলধনৰ ওপৰত সুদ বছৰি 6% আৰু আহৰণৰ ওপৰতো সুদৰ হাৰ বছৰি 6%

(vi) কপিলে বছৰি দৰমহা হিচাপে 1200 টকা পায়।

(vii) ভূমি আৰু ভৱন 5%, আচৰাৰ 10% আৰু যন্ত্ৰপাতি 15% অৱলোপন কৰিব লাগে।

### সমাধান :

**ক্ৰয়-বিক্ৰয় আৰু লাভ-লোকচান হিচাপ  
31 মার্চ 2010 তাৰিখত অন্তপৰা বছৰৰ বাবে**

| বিৱৰণ                   | টকা     | বিৱৰণ             | টকা    |
|-------------------------|---------|-------------------|--------|
| আৰম্ভণি মজুতপণ্য        | 11,000  | বিক্ৰয়           | 80,000 |
| ক্ৰয়                   | 54000   | বাদ, ফিৰৎ         | 2000   |
| বাদ, ফিৰৎ               | 1500    | সামৰণি মজুতপণ্য   | 18,000 |
| মজুৰি                   | 2500    | অধিকাণ্ডৰ ফলত     |        |
|                         |         | পণ্যসামগ্ৰী ক্ষতি | 8000   |
| মুঠ লাভ                 | 38,000  |                   |        |
|                         | 104,000 |                   | 104000 |
| দৰমহা                   | 4000    | মুঠ লাভ           | 38,000 |
| যোগ, অপদত্ত             | 1000    | প্রাপ্তি বাটা     | 1500   |
| মনোহাৰী আৰু ছপা সামগ্ৰী | 500     |                   |        |
| ভাড়া আৰু কৰ            | 800     |                   |        |
| বীমা                    | 400     |                   |        |
| প্ৰদেয় বাটা            | 1200    |                   |        |
| ব্যৱসায়িক ব্যয়        | 400     |                   |        |
| ডাক আৰু তাৰ             | 300     |                   |        |
| অনুদ্বাৰণীয় খণ         | 1400    |                   |        |
| যোগ, ভৱিষ্যব্যৱস্থা     | 1800    |                   |        |
|                         | 3200    |                   |        |
| বিক্ৰয় দন্তৰী          | 3400    |                   |        |
| অধিকাণ্ডৰ ফলত           | 1000    |                   |        |
| ক্ষতি                   |         |                   |        |
| (8000 – 7000)           |         |                   |        |
| অৱক্ষয়                 |         |                   |        |

|                |        |        |  |        |
|----------------|--------|--------|--|--------|
| ভূমি আৰু ভৱন   | 1200   |        |  |        |
| আচবাৰ          | 1350   |        |  |        |
| যন্ত্ৰপাতি     | 3000   |        |  |        |
|                |        | 5550   |  |        |
| প্ৰকৃত লাভ     |        | 17,750 |  |        |
| লাভ-লোকচান     |        |        |  |        |
| উপযোজন হিচাপলৈ |        |        |  |        |
| স্থানান্তর     | 39,500 |        |  | 39,500 |

ডে. লাভ-লোকচান উপযোজন হিচাপ ক্রে.

| বিৱৰণ                                    | টকা    | বিৱৰণ         | টকা    |
|--|--------|---------------|--------|
| মূলধনৰ ওপৰত সুদ                          |        | লাভ-লোকচান    |        |
| কপিল                                     | 3600   | হিচাপ         |        |
| বিনীত                                    | 3000   | আহৰণৰ সুদ     | 17,750 |
|  |        | (6 মাহৰ বাবে) |        |
| কপিলৰ দৰমহা                              | 6,600  | কপিল          |        |
| প্ৰকৃত লাভ (মূলধন<br>হিচাপলৈ স্থানান্তৰ) | 1200   | বিনীত         | 360    |
| কপিল                                     | 6330   |               | 240    |
| বিনীত                                    | 4220   |               |        |
|  |        |               | 600    |
|  | 10,550 |               |        |
|  | 18,350 |               | 18,350 |

ডে. অংশীদাৰৰ চলিত হিচাপ ক্রে.

| তাৰিখ | বিৱৰণ           | জা.<br>পঃ | কপিল<br>টকা | বিনীত<br>টকা | তাৰিখ | বিৱৰণ            | জাৎ<br>পঃ | কপিল<br>টকা | বিনীত<br>টকা |
|-------|-----------------|-----------|-------------|--------------|-------|------------------|-----------|-------------|--------------|
|       | আহৰণ            |           | 12,000      | 8000         |       | আৰম্ভণি উদ্বৃত্ত |           | 2800        | 1600         |
|       | আহৰণৰ সুদ       |           | 360         | 240          |       | মূলধনৰ সুদ       |           | 3600        | 3000         |
|       | সামৰণি উদ্বৃত্ত |           | 1570        | 580          |       | দৰমহা            |           | 1200        | -            |
|       |                 |           | 13930       | 8820         |       | লাভৰ অংশ         |           | 6330        | 4220         |
|       |                 |           |             |              |       | আৰম্ভণি উদ্বৃত্ত |           | 13930       | 8820         |
|       |                 |           |             |              |       |                  |           | 1570        | 580          |

## উদ্ভৃতপত্র

31 মার্চ 2010 তারিখে

| দেনা           | টকা      | সম্পত্তি           | টকা      |
|----------------|----------|--------------------|----------|
| অভাৰত্ত্ৰাফ্ট  | 2000     | ভূমি আৰু ভৱন       | 24,000   |
| প্ৰদেয় বিল    | 2000     | বাদ, অৱক্ষয়       | 1200     |
| পাওনাদাৰ       | 8000     | যন্ত্ৰপাতি         | 20,000   |
| অপ্রদত্ত দৰমহা | 1000     | বাদ, অৱক্ষয়       | 3000     |
| মূলধন          |          | আচৰাব              | 13500    |
| কপিল           | 60,000   | বাদ, অৱক্ষয়       | 1350     |
| বিনীত          | 50,000   | সামৰণি মজুত        | 18,000   |
| চলিত হিচাপ     |          | দেনাদাৰ            | 36000    |
| কপিল           | 1570     | বাদ, ভৱিষ্যৎ পুঁজি | 1800     |
| বিনীত          | 580      | বীমা কোম্পানী      | 7000     |
|                |          | প্ৰাপ্য বিল        | 12000    |
|                |          | বেংক উদ্ভৃত        | 1500     |
|                |          | নগদ হাতে জমা       | 500      |
|                |          |                    |          |
|                | 1,25,150 |                    | 1,25,150 |

## এই অধ্যায়ত ব্যৱহাৰ হোৱা পদসমূহ

- অংশীদারিত্ব
- অংশীদারী প্রতিষ্ঠান
- পাৰস্পৰিক প্রতিনিধিত্ব
- অংশীদারী চুক্তি
- স্থিৰ মূলধন হিচাপ
- অস্থিৰ মূলধন হিচাপ
- লাভ-লোকচান সংযোজন হিচাপ
- অংশীদারীৰ চলিত হিচাপ
- মূলধনৰ ওপৰত সুদ
- আহৰণৰ ওপৰত সুদ
- গড় সময়
- অংশীদারৰ লাভৰ নিশ্চয়তা
- লাভ-লোকচান উপযোজন হিচাপ

### সংক্ষিপ্ত

1. অংশীদাৰীৰ সংজ্ঞা আৰু ইয়াৰ আৱশ্যকীয় বৈশিষ্ট্য : অংশীদাৰীৰ সংজ্ঞা হৈছে, “ব্যক্তিসকলৰ মাজৰ সম্পর্ক যিয়ে ব্যৱসায় চলাই নিবলৈ বা সকলোকে প্ৰতিনিধিৎ কৰি এজনে চলোৱাৰ বাবে চুক্তিবদ্ধ হয়। অংশীদাৰীৰ আৱশ্যকীয় বৈশিষ্ট্যসমূহ হৈছেঃ
  - (i) অংশীদাৰী গঠন কৰিবলৈ অতি কমেও দুজন ব্যক্তিৰ আৱশ্যক।
  - (ii) ইয়াৰ চুক্তিৰ দ্বাৰা সৃষ্টি হয়।
  - (iii) এই চুক্তি কোনো আইনগত ব্যৱসায় চলোৱাৰ বাবে হ'ব লাগে।
  - (iv) লাভ-লোকচানৰ বিতৰণ আৰু
  - (v) অংশীদাৰসকলৰ মাজত পাৰস্পৰিক প্ৰতিনিধিৎৰ সম্পর্ক।
2. অংশীদাৰী দলিল অৰ্থ আৰু বিষয়বস্তু : অংশীদাৰসকলৰ মাজত হোৱা চুক্তিবদ্ধ চৰ্তসমূহ উল্লেখ কৰি প্ৰস্তুত কৰা দলিলক অংশীদাৰী চুক্তি বোলে। ইয়াত সাধাৰণতে অংশীদাৰিত্বত প্ৰভাৱ পেলাব পৰা সকলোৰেৰ বিষয় অৰ্তভুক্ত কৰা হয় যেনে - ব্যৱসায়ৰ উদ্দেশ্য, প্ৰতিজন অংশীদাৰে আগবঢ়োৱা মূলধন, লাভ-লোকচানৰ অনুপাত; মূলধনৰ ওপৰত সুদ, খণ্ডৰ ওপৰত সুদ, ভৰ্তিকৰণ, অৱসৰ, মৃত্যু, অৱসায়ৰ ইত্যাদি সম্পৰ্কীয় নীতি-নিয়ম।
3. হিচাপকৰণত প্ৰয়োগ হোৱা 1932 চনৰ অংশীদাৰী আইনৰ ব্যৱস্থা : যদি কিছুমান বিষয় অংশীদাৰী চুক্তিত উল্লেখ নাথাকে, 1932 চনৰ অংশীদাৰী আইনৰ ব্যৱস্থা সমূহ প্ৰয়োগ হয়। অংশীদাৰী আইন অনুসৰি অংশীদাৰসকলে সমানভাৱে লাভ-লোকচান পায়, কোনো অংশীদাৰে দৰমহা নাপায়, মূলধন আৰু আহৰণৰ ওপৰত সুদ গণনা কৰা নহয়। যদি কোনো অংশীদাৰে প্ৰতিষ্ঠানক কোনো খণ্ড প্ৰদান কৰে, তেওঁ এনে খণ্ডৰ ওপৰত বছৰি 6% হাৰে সুদ পায়।
4. স্থিৰ আৰু অস্থিৰ মূলধন পদ্ধতি মূলধন হিচাপ প্ৰস্তুতকৰণ : অংশীদাৰসকলৰ লগত সম্পর্ক থকা সকলোৰেৰ লেনদেন যথাক্ৰমে তেওঁলোকৰ মূলধন হিচাপত লিপিবদ্ধ কৰা হয়। মূলধন হিচাপ লিপিবদ্ধ কৰাৰ পদ্ধতি দুই ধৰণৰ। এই পদ্ধতি দুটা হৈছে— (i) অস্থিৰ মূলধন পদ্ধতি (ii) স্থিৰ মূলধন পদ্ধতি। অস্থিৰ মূলধন পদ্ধতিত সকলোৰেৰ লেনদেন প্ৰত্যক্ষভাৱে মূলধন হিচাপত লিপিবদ্ধ কৰা হয়। স্থিৰ মূলধন পদ্ধতিত মূলধনৰ পৰিমাণ স্থিৰ থাকে আৰু মূলধনৰ ওপৰত সুদ, আহৰণ, আহৰণৰ সুদ, দৰমহা, কমিছন, লাভ বা লোকচানৰ অংশ ইত্যাদি লেনদেন অংশীদাৰৰ চলিত হিচাপত লিপিবদ্ধ কৰা হয়।
5. লাভ আৰু লোকচানৰ বিতৰণ : অংশীদাৰসকলৰ মাজত লাভৰ বিতৰণ লাভ-লোকচান উপযোজন হিচাপৰ জৰিয়তে দেখুওৱা হয়, যিটো লাভ-লোকচান হিচাপৰ সম্প্ৰসাৰণ। সাধাৰণতে মূলধনৰ সুদ, দৰমহা, অংশীদাৰৰ কমিছন ইত্যাদি ডেবিট দিশত আৰু আহৰণৰ

সুন্দৰ, লাভৰ পৰিমাণ ইত্যাদি ক্ৰেডিট দিশত দেখুওৱা হয়। উত্তৰ পৰিমাণ অংশীদাৰৰ মাজত বিতৰণ কৰিবলগীয়া লাভ বা লোকচানৰ পৰিমাণক বুজায়। এই লাভ বা লোকচান লাভনুপাতত বিতৰণ কৰি তেওঁলোকৰ মূলধনলৈ স্থানান্তৰ কৰা হয়।

6. **প্ৰতিশ্ৰুতিবদ্ধ ন্যূনতম লাভৰ গণনা** আৰু লেখন পদ্ধতি : কেতিয়াবা কোনো অংশীদাৰক তেওঁৰ লাভৰ অংশ হিচাপে সৰ্বনিম্ন পৰিমাণৰ নিশ্চয়তা দিয়া হয়। যদি কোনো এটা বছৰত লাভ-লোকচান অনুপাতত গণনা কৰি পোৱা লাভ জামিনযুক্ত লাভতকৈ কৰ হয়, ঘাটিৰ পৰিমাণ জামিন দিয়া অংশীদাৰে চুক্তিবদ্ধ অনুপাতত বহন কৰে। যদি এই জামিন কোনো এজন অংশীদাৰে দিয়ে, তেন্তে তেওঁ অকলে এই ঘাটি বহন কৰে।
7. **অতীত সংযোজনৰ ব্যৱস্থাত** যদি চূড়ান্ত হিচাপ প্ৰস্তুত কৰাৰ পিছত দেখা যায় যে কিছুমান সংযোজন যেনে মূলধনৰ সুন্দৰ, আহৰণৰ সুন্দৰ, অংশীদাৰৰ দৰমহা, কমিষ্ঠ ইত্যাদি বাদ পৰি গৈছে তেন্তে এনেবোৰ সংযোজন লাভ-লোকচান সংযোজন হিচাপৰ জৰিয়তে শুধৰণি কৰা হয়।
8. **অংশীদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত হিচাপ প্ৰস্তুতকৰণ :** একমালিকী ব্যৱসায় আৰু অংশীদাৰী ব্যৱসায়ৰ চূড়ান্ত হিচাপ প্ৰস্তুতকৰণৰ পদ্ধতি খুব বেছি পৃথক নহয়। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰৰ লাভৰ বিতৰণ দেখুৱাবলৈ লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা হয়।

### প্ৰশ্নাৱলী

#### চমু উত্তৰ দিয়া :

1. অংশীদাৰী চুক্তি পত্ৰৰ সংজ্ঞা দিয়া
2. অংশীদাৰী চুক্তি পত্ৰ কিয় লিখিত হোৱাটো বাঞ্ছনীয়, 50 টা মান শব্দৰ জৰিয়তে ব্যাখ্যা কৰা।
3. মূলধন হিচাপৰ ডেবিট পক্ষত আৰু ক্ৰেডিট পক্ষত লিখিবলগীয়া বিষয়সমূহৰ তালিকা কৰা যদিহে—
  - (i) মূলধন স্থিৰ হয়
  - (ii) মূলধন অস্থিৰ হয়
4. লাভ-লোকচান সংযোজন হিচাপ কিয় প্ৰস্তুত কৰা হয় ? ব্যাখ্যা কৰা।
5. দুটা পৰিস্থিতি উল্লেখ কৰা য'ত অংশীদাৰৰ স্থিৰ মূলধন পৰিৱৰ্তন হ'ব পাৰে।
6. যদি প্ৰতি তিনি মাহৰ মূৰে মূৰে প্ৰথম তাৰিখত স্থিৰ পৰিমাণৰ ধন আহৰণ কৰা হয়, সম্পূৰ্ণ আহৰণৰ ওপৰত কিমান দিনৰ বাবে সুন্দৰ গণনা কৰা হ'ব ?
7. অংশীদাৰী চুক্তিৰ অনুপস্থিতিত তলত দিয়াসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নীতি-নিয়ম উল্লেখ কৰা।
  - (i) লাভ-লোকচানৰ বিতৰণ

- (ii) অংশীদারৰ মূলধনৰ ওপৰত সুদ
- (iii) অংশীদারৰ আহৰণৰ ওপৰত সুদ
- (iv) অংশীদারৰ ঋণৰ ওপৰত সুদ
- (v) অংশীদারৰ দৰমহা

### দীর্ঘ উত্তৰ

1. অংশীদাৰী কি ? ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি ? ব্যাখ্যা কৰা।
2. যদি অংশীদাৰী চুক্তি নেথাকে, তেন্তে অংশীদাৰী হিচাপৰ লগত জড়িত 1932 চনৰ অংশীদাৰী আইনৰ ব্যৱস্থাসমূহ ব্যাখ্যা কৰা।
3. অংশীদাৰী চুক্তি লিখিত হোৱাটো কিয় উত্তম বুলি কোৱা হয়, ব্যাখ্যা কৰা।
4. বিভিন্ন পৰিস্থিতিত আহৰণৰ সুদ কেনেকৈ গণনা কৰা হয়, উদাহৰণ সহকাৰে দেখুওৰা।
5. ‘অংশীদাৰক লাভৰ জামিন’ৰ ওপৰত এটি টোকা লিখা।
6. বৰ্তমান অংশীদাৰসকলৰ মাজত লাভৰ অনুপাতৰ পৰিৱৰ্তন কেনেকৈ ব্যৱহাৰ কৰিবা ? তোমাৰ উত্তৰ ব্যাখ্যা কৰিবলৈ কল্পনাযুক্ত সংখ্যাৰ ব্যৱহাৰ কৰিবা।

### সাংখ্যিক প্ৰশ্ন

#### স্থিৰ আৰু অস্থিৰ মূলধন

1. ত্ৰিপাঠি আৰু চৌহান এটা প্ৰতিষ্ঠানৰ অংশীদাৰ। দুজনে 3 : 2 অনুপাতত লাভ-লোকচান বিতৰণ কৰে। 1 জানুৱাৰী 2008 তাৰিখত তেওঁলোকৰ মূলধন যথাক্ৰমে 60,000 টকা আৰু 40,000 টকা। বছৰটোত তেওঁলোকে 30,000 টকা উপাৰ্জন কৰে। অংশীদাৰী চুক্তিমতে অংশীদাৰ দুজনে মাহিলি 1000 টকাকৈ দৰমহা আৰু বছৰি 5% হাৰে মূলধনৰ ওপৰত সুদ পায়। তাৰোপৰি আহৰণৰ ওপৰত 5% হাৰে সুদ ধাৰ্য কৰা হয়। ত্ৰিপাঠিৰ আহৰণ 12,000 টকা আৰু চৌহানৰ আহৰণ 8,000 টকা। অংশীদাৰৰ হিচাপ প্ৰস্তুত কৰা যদিহে মূলধন স্থিৰ হয়।

(উত্তৰ : ত্ৰিপাঠিৰ চলিত হিচাপৰ উত্তৰ 20,400 টকা, আৰু চৌহানৰ চলিত হিচাপৰ উত্তৰ 17,600 টকা)

2. অনুভাৱ আৰু কাজল 2 : 1 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। তেওঁলোকৰ মূলধন 90,000 টকা আৰু 60,000 টকা। বছৰটোত লাভৰ পৰিমাণ 45,000 টকা, অংশীদাৰী চুক্তি মতে; অনুভাৱ দৰমহা মাহিলি 700 টকা আৰু কাজলৰ মাহিলি দৰমহা 500 টকা। মূলধনৰ ওপৰত সুদৰ পৰিমাণ বছৰি 5%। বছৰটোত অনুভাৱ আহৰণ 8500 টকা আৰু কাজলৰ 6500 টকা। আহৰণৰ ওপৰত 5% হাৰে বছৰি সুদ ধাৰ্য হয়, অংশীদাৰৰ মূলধন হিচাপ প্ৰস্তুত কৰা যদিহে মূলধন পৰিৱৰ্তনশীল হয়।

(উত্তৰ : অনুভাৱ মূলধনৰ উত্তৰ 1,23,975 টকা আৰু কাজলৰ মূলধনৰ উত্তৰ 77,175 টকা)

#### লাভৰ বিতৰণ

3. 1 এপ্রিল, 2006 তাৰিখৰ পৰা হৰ্ষদ আৰু ধীমান দুজন অংশীদাৰ। তেওঁলোকৰ মূলধন যথাক্রম 4,00,000 টকা আৰু 1,00,000 টকা। তাৰোপৰি 1 অক্টোবৰ 2006 তাৰিখত হৰ্ষদে 1,00,000 টকা ব্যৱসায়লৈ আগবঢ়ায়। অসুস্থতাৰ বাবে হৰ্ষদে 1 আগষ্টৰ পৰা 30 চেপ্টেম্বৰলৈ ব্যৱসায়ত অংশগ্রহণ কৰিব গোৱাৰে। 31 মাৰ্চ 2006 তাৰিখত অন্ত পৰা বছৰটোৱ বাবে লাভৰ পৰিমাণ 1,80,000 টকা হৰ্ষদ আৰু ধীমানৰ মাজত বিবাদৰ সৃষ্টি হয়।

#### হৰ্ষদে দাবী কৰে

- (i) তেওঁক মূলধন আৰু ঋণৰ ওপৰত 10% বছৰি হাবে সুদ প্ৰদান কৰিব লাগে;
- (ii) লাভ মূলধনৰ অনুপাতত বিতৰণ কৰিব লাগে।

#### ধিমানে দাবী কৰে

- (i) লাভ সমানভাৱে বিতৰণ কৰিব লাগে;
- (ii) হৰ্ষদৰ অনুপস্থিতিৰ সময়ছোৱাৰ বাবে ব্যৱসায় পৰিচালনাৰ বাবে মাহিলি 2000 টকা হিচাপে দৰমহা প্ৰদান কৰিব লাগে;
- (iii) মূলধন আৰু ঋণৰ ওপৰত বছৰি 6% হাবে সুদ দিব লাগে।

তুমি, হৰ্ষদ আৰু ধীমানৰ মাজৰ বিবাদৰ মীমাংসা লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰঃ হৰ্ষদৰ লাভৰ অংশ 88,500 টকা আৰু ধীমানৰ লাভৰ অংশ 88,500 টকা)

4. আকৃতি আৰু বিন্দুৰে 1 এপ্রিল 2006 তাৰিখত কাপোৰ তৈয়াৰ কৰাৰ ব্যৱসায় কৰাৰ বাবে চুক্তি অবিহুনে অংশীদাৰী ব্যৱসায় আৰম্ভ কৰে। তেওঁলোকে 1 অক্টোবৰ 2006 তাৰিখত যথাক্রমে 5,00,000 টকা আৰু 3,00,000 টকা আগবঢ়ায়। আকৃতিয়ে সুদ সম্পর্কে কোনো চুক্তি নোহোৱাকৈ ব্যৱসায়ক 20,000 টকা ঋণ আগবঢ়ায়। 2007 চনৰ মাৰ্চ মাহত অন্ত পৰা বছৰটোত লাভৰ পৰিমাণ 43,000 টকা। অংশীদাৰসকল সুদৰ ক্ষেত্ৰত আৰু লাভ বিতৰণৰ ক্ষেত্ৰত সন্তুষ্ট নহয়। তুমি যুক্তি দৰ্শাই তেওঁলোকৰ মাজত লাভৰ উচিত বিতৰণ কৰা।

(উত্তৰঃ আকৃতি আৰু বিন্দুৰ লাভৰ পৰিমাণ সমান অৰ্থাৎ 21,200 টকা।)

5. ৰাশী আৰু শিখা যথাক্রমে 2,00,000 টকা আৰু 3,00,000 টকা মূলধন সহকাৰে প্ৰতিষ্ঠান এটাৰ অংশীদাৰ। 2006-07 বছৰৰ বাবে ব্যৱসায়টোৱ লাভ 23,200 টকা। অংশীদাৰী চুক্তিমতে তেওঁলোকে লাভ মূলধনৰ অনুপাতত বিতৰণ কৰিব লাগে। শিখাই মাহিলি 5000 টকাকৈ দৰমহা পাব আৰু মূলধনৰ ওপৰত সুদৰ পৰিমাণ বছৰি 10%। বছৰটোত ৰাশীয়ে 7,000 টকা আৰু শিখাই 10,000 টকা ব্যক্তিগত ব্যৱহাৰৰ বাবে আহৰণ কৰে। লাভ-লোকচান উপযোজন হিচাপ আৰু অংশীদাৰীৰ মূলধন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰঃ ৰাশীৰ মূলধনলৈ লোকচান বিতৰণ 34,720 টকা আৰু শিখাৰ লোকচান 52,080 টকা।)

6. লোকেশ আৰু আজাদ 3 : 2 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। তেওঁলোকৰ মূলধন যথাক্রমে

50,000 টকা আৰু 30,000 টকা। মূলধনৰ ওপৰত সুদ বছৰি 6%, আজাদে বছৰি 2500 টকা দৰমহা পায়। 2008 বছৰটোত মূলধনৰ সুদ গণনা কৰাৰ আগেয়ে কিন্তু আজাদৰ দৰমহা বাদ দিয়াৰ পিছত লাভৰ পৰিমাণ 12500 টকা। পৰিচালকৰ কমিষ্টিৰ বাবে লাভৰ পৰা 5% ব্যৱস্থা কৰিব লাগে। লাভৰ বিতৰণ দেখুৱাই হিচাপ প্ৰস্তুত কৰা আৰু অংশীদাৰৰ মূলধন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰ ১: লোকেশৰ মূলধন লৈ 4170 টকা আৰু আজাদৰ মূলধন লৈ 2780 টকা লাভৰ পৰা স্থানান্তৰ।)

7. মহেশ আৰু গিৰীশৰ অংশীদাৰী চুক্তিপত্ৰত তলত দিয়াসমূহ উল্লেখ আছে —
  - (i) লাভ সমানভাৱে বিতৰণ কৰা হ'ব।
  - (ii) মহেশে প্ৰতিমাহে 400 টকা দৰমহা পাব।
  - (iii) গিৰীশে বিক্ৰী বিভাগ চোৱাচিতা কৰাৰ বাবে মহেশক দৰমহা দিয়াৰ পিছত লাভৰ 10% কমিষ্টি পাব।
  - (iv) অংশীদাৰৰ স্থিৰ মূলধনৰ ওপৰত 7% সুদ প্ৰদান কৰা হ'ব।
  - (v) অংশীদাৰৰ বছৰেকীয়া আহৰণৰ ওপৰত 7% সুদ ধাৰ্য কৰা হ'ব।
  - (vi) মহেশ আৰু গিৰীশৰ স্থিৰ মূলধন 1,00,000 টকা আৰু 80,000 টকা। তেওঁলোকৰ বছৰেকীয়া আহৰণ যথাক্রমে 16,000 টকা আৰু 14,000 টকা; 31 মাৰ্চ 2008 তাৰিখত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ 40,000 টকা। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰ ২: মহেশ আৰু গিৰীশৰ মূলধন হিচাপলৈ লাভৰ স্থানান্তৰ 10290 টকা।)

8. ৰাম, ৰাজ আৰু জর্জ তিনিজন অংশীদাৰ। তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত 5 : 3 : 2 অংশীদাৰী চুক্তিমতে জর্জে প্ৰতিবছৰে লাভৰ অংশ হিচাপে সৰ্বনিন্ন 10,000 টকা পাব। 2010 চনৰ বাবে মুঠ লাভৰ পৰিমাণ 40,000 টকা। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰ ৩: লাভৰ পৰা ৰামৰ মূলধন লৈ 18750 টকা, ৰাজৰ মূলধন লৈ 11250 টকা আৰু জর্জৰ মূলধন লৈ 10,000 টকা স্থানান্তৰ।)

9. A, B আৰু C কোনো এটা প্ৰতিষ্ঠানৰ অংশীদাৰ তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত 2 : 2 : 1 C ক লাভৰ অংশ হিচাপে কমেও 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। যদি কোনো ঘাটি হয় তেন্তে এই ঘাটি B যে প্ৰদান কৰিব। 31 ডিচেম্বৰ 2008 আৰু 31 ডিচেম্বৰ 2009 তাৰিখত অন্ত পৰা বছৰ দুটাৰ বাবে যথাক্রমে লাভৰ পৰিমাণ 40,000 টকা আৰু 60,000 টকা। দুই বছৰৰ বাবে লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰ ৪: 2008 বছৰটোত A ব মূলধন লৈ 16,000 টকা, B ব মূলধন লৈ 14,000 টকা আৰু C ব মূলধন লৈ 10,000 টকা স্থানান্তৰ আৰু 2009 বছৰটোত A ব মূলধন লৈ 24,000 টকা, B ব মূলধন লৈ 24,000 টকা আৰু C লৈ 12,000 টকা স্থানান্তৰ।)

10. চিমি আৰু চোনু প্ৰতিষ্ঠান এটাৰ অংশীদাৰ। তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত 3 : 1। প্ৰতিষ্ঠানৰ লাভ-লোকচান হিচাপে 2009 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰৰ বাবে প্ৰকৃত লাভ 1,50,000 টকা

দেখুবায়। তলত দিয়া বিষয়সমূহ বিবেচনা করি লাভ-লোকচান উপযোজন হিচাপ প্রস্তুত করা।

- (i) 1 এপ্রিল 2008 ত চিমির মূলধন 30,000 টকা আৰু চোনুৰ মূলধন 60,000 টকা।
- (ii) 1 এপ্রিল 2008 তাৰিখত চলিত হিচাপৰ উদ্বৃত্ত চিমি 30,000 টকা (ক্রে%) চোনু 15,000 টকা (ক্রে%)
- (iii) বছৰটোত চিমিৰ আহৰণ 20,000 টকা আৰু চোনুৰ আহৰণ 15,000 টকা।
- (iv) মূলধনৰ ওপৰত বছৰি সুদৰ হাৰ 5%
- (v) আহৰণৰ ওপৰত বছৰি 6% হাৰে গড়ে 6 মাহৰ বাবে সুদ ধাৰ্য কৰা হয়।
- (vi) চিমিৰ দৰমহা 12,000 টকা আৰু চোনুৰ দৰমহা 9,000 টকা।

অংশীদারৰ চলিত হিচাপ প্রস্তুত কৰা।

(উত্তৰ : চিমিৰ মূলধন লৈ 92587 আৰু চোনুৰ মূলধন লৈ 30863 লাভ স্থানান্তৰ।)

11. ৰমেশ আৰু সুৰেশ দুজন অংশীদাৰ। তেওঁলোকে আৰম্ভণি মূলধনৰ অনুপাতত লাভ বিতৰণ কৰে। তেওঁলোকৰ আৰম্ভণি মূলধন যথাক্রমে 80,000 টকা আৰু 60,000 টকা। প্রতিষ্ঠানটোৱে 1 এপ্রিল 2005 চনত ব্যৱসায় আৰম্ভ কৰে। অংশীদারী চুক্তি অনুসৰি মূলধনৰ ওপৰত সুদ বছৰি 12% আৰু আহৰণৰ ওপৰত সুদ বছৰি 10%। ৰমেশ আৰু সুৰেশে যথাক্রমে মাহিলি 2000 টকা আৰু 3000 টকাকৈ দৰমহা পায়।

31 মাৰ্চ 2006 তাৰিখত অন্ত পৰা বছৰৰ বাবে উপৰোক্ত উপযোজনৰ আগেয়ে লাভৰ পৰিমাণ 1,00,300 টকা। ৰমেশ আৰু সুৰেশৰ আহৰণ যথাক্রমে 2000 টকা আৰু 2500 টকা। লাভ-লোকচান উপযোজন হিচাপ প্রস্তুত কৰা আৰু অংশীদারৰ মূলধন হিচাপ প্রস্তুত কৰা যদিহে মূলধন পৰিৱৰ্তনশীল হয়।

(উত্তৰ : ৰমেশৰ মূলধন হিচাপত 16000 টকা আৰু সুৰেশৰ মূলধন হিচাপত 12000 টকা লাভৰ পৰা স্থানান্তৰ।)

12. সুৰেশ আৰু ভণিতা দুজন অংশীদাৰ। অংশীদারী চুক্তিমতে—

- (i) সুৰেশ আৰু ভণিতাই 3 : 2 অনুপাতত লাভ বিতৰণ কৰিব।
- (ii) মূলধনৰ ওপৰত 5% হাৰে সুদ প্ৰদান কৰা হ'ব।
- (iii) ভণিতাই 600 টকাকৈ মাহিলি দৰমহা পাব।

প্রতিষ্ঠানৰ বহীৰ পৰা 31 ডিচেম্বৰ 2006 তাৰিখত তলত দিয়া উদ্বৃত্তসমূহ পোৱা গ'ল।

|             | সুৰেশ        | ভণিতা        |
|-------------|--------------|--------------|
|             | (টকা)        | (টকা)        |
| মূলধন হিচাপ | 40,000       | 40,000       |
| চলিত হিচাপ  | 7200 (ক্রে%) | 2800 (ক্রে%) |
| আহৰণ        | 10850        | 8150         |

মূলধনৰ ওপৰত সুদ ধাৰ্য কৰাৰ আগেয়ে আৰু অংশীদাৰৰ দৰমহা গণনা কৰাৰ পিছত প্ৰকৃত লাভৰ পৰিমাণ 9500 টকা। লাভ-লোকচান উপযোজন হিচাপ আৰু অংশীদাৰৰ চলিত হিচাপ প্ৰস্তুত কৰা।

(উত্তৰ : লাভৰ পৰা সুৰেশৰ মূলধনলৈ 3300 টকা আৰু ভনিতাৰ মূলধনলৈ 2200 টকা স্থানান্তৰ।)

**মূলধনৰ ওপৰত সুদ আৰু আহৰণৰ ওপৰত সুদ গণনা**

13. ৰাহুল, ৰোহিত আৰু কৰণে 1 এপ্ৰিল 2006 তাৰিখত যথাক্রমে 20,00,000 টকা, 18,00,000 টকা আৰু 16,00,000 টকাৰে ব্যৱসায় আৰস্ত কৰে। 31 মাৰ্চ 2007 তাৰিখত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ 1,35,000 টকা আৰু ৰাহুলৰ আহৰণ 50,000 টকা, ৰোহিতৰ আহৰণ 50,000 টকা আৰু কৰণে আহৰণ 40,000 টকা। অংশীদাৰৰ লাভ-লোকচানৰ অনুপাত 3 : 2 : 1 বছৰি 5% হাৰে মূলধনৰ ওপৰত সুদ গণনা কৰা।

(উত্তৰ : ৰাহুল 1,00,000 টকা, ৰোহিত 90,000 টকা আৰু কৰণ 80,000 টকা।)

14. X আৰু Y যে 1 এপ্ৰিল 2006 তাৰিখত যথাক্রমে 2,50,000 টকা আৰু 1,50,000 টকাৰে ব্যৱসায় আৰস্ত কৰে। 1 অক্টোবৰ 2006 তাৰিখত তেওঁলোকে স্থিৰ কৰে যে তেওঁলোকৰ প্ৰতিজনৰ মূলধন 2,00,000 টকাকৈ ব্যৱসায়ত থাকিব। নগদ ধনেৰে বিনিয়োগ কৰি বা আহৰণ কৰি মূলধনৰ আৱশ্যকীয় সংযোজন কৰা হয়। মূলধনৰ ওপৰত সুদ বছৰি 10%। 31 মাৰ্চ 2007 চনত মূলধনৰ সুদ নিৰ্ণয় কৰা।

(উত্তৰ : X ৰ মূলধনৰ ওপৰত সুদ 22,500 টকা আৰু Y- ৰ মূলধনৰ ওপৰত সুদ 18,500 টকা।)

15. 31 মাৰ্চ 2006 তাৰিখত হিচাপৰ সামৰণি কৰাৰ পিছত P, Q আৰু R ৰ মূলধন হিচাপৰ উদ্বৃত্ত যথাক্রমে 4,00,000 টকা, 3,00,000 টকা আৰু 2,00,000 টকা। ইয়াৰ পিচত দেখা যায় যে মূলধনৰ ওপৰত সুদ 10% বছৰি হাৰে গণনা কৰাৰ পৰা বাদ পৰি যায়। বছৰটোত লাভৰ পৰিমাণ 1,50,000 টকা আৰু অংশীদাৰৰ আহৰণ যথাক্রমে P-20,000 টকা, Q-15,000 টকা আৰু R-10,000 টকা। মূলধনৰ ওপৰত সুদ নিৰ্ণয় কৰা।

(উত্তৰ : মূলধনৰ সুদ P-37,000 টকা, Q-26,500 টকা আৰু R-16,000 টকা।)

16. তলত A আৰু B ৰ 31 মাৰ্চ 2007 তাৰিখৰ উদ্বৃত্ত পত্ৰ দিয়া হ'ল —

| দেনা                                 | টকা              | সম্পত্তি         | টকা              |
|--------------------------------------|------------------|------------------|------------------|
| A ৰ মূলধন                            | 10,00,000        | বিভিন্ন সম্পত্তি | 30,00,000        |
| B ৰ মূলধন                            | 10,00,000        |                  |                  |
| A ৰ চলিত হিচাপ                       | 1,00,000         |                  |                  |
| B ৰ চলিত হিচাপ                       | 1,00,000         |                  |                  |
| লাভ-লোকচান উপযোজন<br>(31 মাৰ্চ 2007) | 8,00,000         |                  |                  |
|                                      | <b>30,00,000</b> |                  | <b>30,00,000</b> |

বছরটোত B র আহরণ 30,000 টকা। 2007 বছরটোত লাভের পরিমাণ 10,00,000 টকা। বছরি 5% হাবে 31 মার্চ 2007 তারিখত অন্ত পরা বছরের বাবে মূলধনের ওপরত সুদ গণনা কৰা।

(উত্তর : A র মূলধনের সুদ 50,000 টকা আৰু B র মূলধনের সুদ 50,000 টকা।)

17. ঋষি প্রতিষ্ঠান এটাৰ অংশীদাৰ। তেওঁ 31 মার্চ 2007 তারিখত অন্ত পরা বছরের বাবে তলত দিয়া ধৰণে আহরণ কৰিছিল—

|                    |             |
|--------------------|-------------|
| 1 মে' 2006         | = 12000 টকা |
| 31 জুলাই 2006      | = 6000 টকা  |
| 30 চেপ্টেম্বৰ 2006 | = 9000 টকা  |
| 30 নবেম্বৰ 2006    | = 12000 টকা |
| 1 জানুৱাৰী 2007    | = 8000 টকা  |
| 31 মার্চ 2007      | = 7000 টকা  |

আহরণের ওপৰত বছরি 9% হাবে সুদ গণনা কৰা হয়। আহরণের ওপৰত সুদ গণনা কৰা।

(উত্তর : আহরণের সুদ 2295 টকা।)

18. 1 এপ্ৰিল 2008 তারিখত X আৰু Y র মূলধন হিচাপৰ উদ্বৃত্ত আছিল 40,000 টকা আৰু 20,000 টকা। তেওঁলোকে 3 : 2 অনুপাতত লাভ বিতৰণ কৰে। মূলধনের ওপৰত বছরি 10% কৈ সুদ আৰু আহরণের ওপৰত 12% কৈ সুদ ধাৰ্য কৰা হয়। Y যে 1 আগষ্ট 2008 তারিখত প্রতিষ্ঠানলৈ 10,000 টকা ঋণ আগবঢ়ায়।

বছরটোত X এ মাহিলি 1000 টকাকৈ প্রতিমাহৰ আৰম্ভণিত আৰু Y যে 1000 টকাকৈ প্রতিমাহৰ অন্তত আহরণ কৰে। উপৰোক্ত সংযোজনৰ আগত বছরে লাভের পরিমাণ 20950 টকা আহরণের ওপৰত সুদ গণনা কৰা, লাভের বিতৰণ দেখুৱা আৰু অংশীদাৰৰ মূলধন হিচাপ প্রস্তুত কৰা।

(উত্তর : আহরণের সুদ X = 780 টকা, Y = 660 টকা, লাভ x = 9594 টকা আৰু y = 6396 টকা।)

19. ৰাকেশ আৰু ৰোহন দুজন অংশীদাৰ, তেওঁলোকৰ লাভের অনুপাত 3 : 2। তেওঁলোকৰ যথাক্রমে মূলধন 40,000 টকা আৰু 30,000 টকা। তেওঁলোকে প্রতিষ্ঠানৰ পৰা ব্যক্তিগত খৰচৰ বাবে তলত দিয়া ধৰণে আহরণ কৰে—

| ৰাকেশ | মাহ               | টকা  |
|-------|-------------------|------|
|       | 31 মার্চ, 2007    | 600  |
|       | 30 জুন, 2007      | 500  |
|       | 31 আগষ্ট, 2007    | 1000 |
|       | 1 নবেম্বৰ, 2007   | 400  |
|       | 31 ডিচেম্বৰ, 2007 | 1500 |

|                     |                    |     |
|---------------------|--------------------|-----|
| বোন :<br><br>ৰোহন : | 31 জানুৱাৰী, 2008  | 300 |
|                     | 1 মার্চ, 2008      | 700 |
|                     | প্রতিমাহৰ আৰম্ভণিত | 400 |

সুদ বছৰি 6% হাবে গণনা কৰা হ'ব। আহৰণৰ ওপৰত সুদ গণনা কৰা। (31 মার্চ 2007 তাৰিখত হিচাপ বহী সামৰণি কৰা হ'ব বুলি বিবেচনা কৰিব লাগে।

(উত্তৰ : ৰাকেশৰ আহৰণৰ সুদ 102 টকা আৰু ৰোহনৰ আহৰণৰ সুদ 156 টকা প্রায়।)

20. হিমাংশুৰে প্রতিমাহৰ অন্তত মাহিলি 2500 টকাকৈ আহৰণ কৰে। অংশীদাৰী চুক্তিমতে আহৰণৰ ওপৰত বছৰি 12% হিচাপে সুদ ধাৰ্য কৰা হয়। 31 ডিচেম্বৰ 2006 তাৰিখত অন্ত পৰা বছৰৰ বাবে হিমাংশুৰ আহৰণৰ ওপৰত সুদ নিৰ্ণয় কৰা।

(উত্তৰ : আহৰণৰ ওপৰত সুদ 1650 টকা।)

21. সনাতন প্রতিষ্ঠান এটাৰ অংশীদাৰ। তেওঁ মাহিলি 3000 টকাকৈ মাহৰ আৰম্ভণিত 12 মাহৰ বাবে আহৰণ কৰে। হিচাপ বহী প্ৰতি বছৰৰ 31 মার্চত সামৰণি কৰা হয়। বছৰি 10% হাবে আহৰণৰ ওপৰত সুদ নিৰ্ণয় কৰা।

(উত্তৰ : আহৰণৰ ওপৰত সুদ 1950 টকা।)

22. ৰাজ আৰু নিৰজ দুজন অংশীদাৰ। 1 এপ্ৰিল, 2005 তাৰিখত তেওঁলোকৰ মূলধন যথাক্ৰমে 2,50,000 টকা আৰু 1,50,000 টকা। তেওঁলোকে সমানভাৱে লাভ বিতৰণ কৰে। 1 জুলাই 2005 তাৰিখত তেওঁলোকে সিদ্ধান্তলয় যে প্ৰতিজনৰ মূলধন হ'ব 1,00,000 টকাকৈ। মূলধনৰ আৱশ্যকীয় সংযোজন নগদ ধন বিনিয়োগ বা আহৰণৰ জৰিয়তে কৰা হয়। মূলধনৰ ওপৰত বছৰি 8% সুদ প্ৰদান কৰা হয়। দুয়োজন অংশীদাৰৰ 31 মার্চ 2006 তাৰিখত অন্ত পৰা বছৰৰ বাবে মূলধনৰ ওপৰত সুদ নিৰ্ণয় কৰা।

(উত্তৰ : ৰাজ 11,000 টকা আৰু নিৰজ 9,000) টকা।)

23. A আৰু B প্রতিষ্ঠান এটাৰ অংশীদাৰ। তেওঁলোকে 3 : 2 অনুপাতত লাভ বিতৰণ কৰে। অংশীদাৰী চুক্তি মতে, আহৰণৰ ওপৰত বছৰি 10% সুদ ধাৰ্য কৰিব লাগে। A আৰু B ৰ 2006 চনৰ বাবে আহৰণ যথাক্ৰমে 24,000 টকা আৰু 16,000 টকা। অংশীদাৰৰ আহৰণৰ সুদ নিৰ্ণয় কৰা যদিহে বছৰটোত আহৰণ সমভাৱে কৰা হয়।

(উত্তৰ : A ৰ আহৰণৰ ওপৰত সুদ 2400 টকা আৰু B ৰ সুদ 800 টকা।)

24. হৰিশ প্রতিষ্ঠান এটাৰ অংশীদাৰ। তেওঁ 2006 চনত তলত দিয়া ধৰণে আহৰণ কৰে—  
 1 ফ্ৰেঞ্চৰাৰী 4000 টকা  
 1 মে' 10,000 টকা  
 30 জুন 4,000 টকা

31 অক্টোবৰ 12,000 টকা

31 ডিচেম্বৰ 4,000 টকা

আহৰণৰ ওপৰত সুদ বছৰি  $7\frac{1}{2}\%$  ।

31 ডিচেম্বৰ 2006 চনত অন্ত পৰা বছৰৰ বাবে হৰিশৰ আহৰণৰ ওপৰত সুদ নিৰ্ণয় কৰা।

(উত্তৰঃ আহৰণৰ ওপৰত সুদ 1075 টকা।)

25. M আৰু N প্ৰতিষ্ঠান এটাৰ অংশীদাৰ। তেওঁলোকে সমানভাৱে লাভ বণ্টন কৰে। তেওঁলোকৰ প্ৰতিজনৰ মাহিলি আহৰণ 2000 টকা। আহৰণৰ ওপৰত সুদ বছৰি 10% ধাৰ্য কৰা হয়। M ৰ আহৰণৰ ওপৰত সুদ নিৰ্ণয় কৰা যদিহে (i) প্ৰতিমাহৰ আৰম্ভগতি আহৰণ কৰা হয়, (ii) প্ৰতিমাহৰ মাজত আহৰণ কৰা হয় আৰু (iii) প্ৰতিমাহৰ অন্তত আহৰণ কৰা হয়। আহৰণ গোটেই বছৰটোৱ বাবে কৰা হয়।

(উত্তৰঃ আহৰণৰ সুদ (i) 1300 টকা (ii) 1200 টকা (iii) 1100 টকা।)

26. 31 মাৰ্চ 2003 ত হিচাপৰ সামৰণি কৰাৰ পিছত ৰাম, শ্যাম আৰু মোহনৰ মূলধন হিচাপে যথাক্ৰমে 24000 টকা, 18000 টকা আৰু 12000 টকা দেখুৱায়। দেখা যায় যে মূলধনৰ ওপৰত ধাৰ্য্য কৰিব লগা সুদ 5% হাৰে বাদ পৰি গৈছে। 31 মাৰ্চ 2003 তাৰিখত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ 36000 টকা আৰু অংশীদাৰসকলৰ আহৰণ ৰাম 3600 টকা, শ্যাম 4500 টকা আৰু মোহন 2700 টকা। অংশীদাৰসকলৰ মাজত লাভ-লোকচানৰ অনুপাত 3 : 2 : 1। মূলধনৰ ওপৰত সুদ নিৰ্ণয় কৰা।

(উত্তৰঃ মূলধনৰ ওপৰত সুদ : ৰাম = 480 টকা, শ্যাম = 525 টকা আৰু মোহন = 435 টকা।)

**অংশীদাৰক লাভৰ নিশ্চয়তা**

27. A, B আৰু C তিনিজন অংশীদাৰ। তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত 3 : 2 : 1। A আৰু B যে C ক সৰ্বনিম্ন 8000 টকা লাভৰ প্ৰতিশ্ৰুতি দিয়ে। 31 মাৰ্চ 2006 তাৰিখত অন্ত পৰা বছৰৰ লাভৰ পৰিমাণ 36000 টকা। লাভ অংশীদাৰসকলৰ মাজত বিতৰণ কৰা।

(উত্তৰঃ A ৰ লাভ 16800 টকা, B ৰ লাভ 11200 টকা আৰু C ৰ লাভ 8000 টকা।)

28. পিংকী, দীপ্তি আৰু কাকু 5 : 4 : 1 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। কাকুক নিশ্চয়তা দিয়া হয় যে কোনো বছৰত তেওঁ লাভৰ অংশ 5000 টকাৰ কম নাপাৰ। যদি কোনো ঘাটি হয়, এই ঘাটি পিংকী আৰু দীপ্তিয়ে সমানভাৱে বহন কৰিব। বছৰটোত লাভৰ পৰিমাণ 40,000 টকা। লাভৰ বিতৰণ দেখুৱাই হিচাপ বহীত জাবেদা প্ৰবিষ্টি দেখুৱা।

(উত্তৰঃ পিংকী আৰু দীপ্তিয়ে বহন কৰা ঘাটিৰ পৰিমাণ প্ৰতি জনৰ 500 টকা কৈ।)

29. A, B আৰু C 5 : 3 : 1 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। C ক লাভৰ অংশ হিচাপে সৰ্বনিম্ন 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। যদি কোনো ঘাটি হয় তেন্তে B যে এই ঘাটি বহন কৰিব। 31

মার্চ 2006 আৰু 2007 ত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ যথাক্রমে 40,000 টকা আৰু 60,000 টকা লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰ : 2006 : A = 20000 টকা, B : 10,000 টকা আৰু C = 10,000 টকা। 2007 : A = 30,000 টকা B = 18,000 টকা আৰু C = 12,000 টকা।)

30. ৰাধা, মেৰি আৰু ফাটিমা 5 : 4 : 1 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। ফাটিমাক লাভৰ অংশ কোনো বছৰত 5000 টকা কম নাপাৰ বুলি নিশ্চয়তা দিয়া হয়। 31 মার্চ 2006 তাৰিখত অন্ত পৰা বছৰৰ লাভৰ পৰিমাণ 35000 টকা। ফাটিমাক দিয়া গেৰাণ্টি মূল্যতকৈ কিবা ঘাটি হ'লে ৰাধা আৰু মেৰিয়ে 3 : 2 অনুপাতত এই ঘাটি বহন কৰিব। অংশীদাৰৰ মাজত লাভৰ বিতৰণ দেখুৱাই জাবেদা পৰিষ্ঠি লিপিবদ্ধ কৰা।

(উত্তৰ : ঘাটিৰ পৰিমাণ ৰাধাই 900 টকা আৰু মেৰিয়ে 600 টকা বহন কৰে।)

31. X, Y আৰু Z অংশীদাৰ। তেওঁলোকে 3 : 2 : 1 অনুপাতত লাভ বণ্টন কৰে। X আৰু Y য়ে Z ক 8000 টকা সৰ্বনিম্ন লাভৰ অংশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। 31 মার্চ 2008 চনত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ 30,000 টকা। লাভ-লোকচান উপযোজন হিচাপে প্ৰস্তুত কৰা আৰু প্ৰতিজন অংশীদাৰে চূড়ান্তভাৱে পাৰলগীয়া পৰিমাণ নিৰ্ণয় কৰা।

(উত্তৰ : লাভৰ পৰিমাণ X = 13200 টকা, Y = 8800 টকা, Z = 8000 টকা।)

32. A, B আৰু C 2 : 2 : 1 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। অংশীদাৰী চুক্তিমতে C ক সৰ্বনিম্ন 60,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। যদি কোনো ঘাটি হয় তেন্তে এই ঘাটি A য়ে পূৰাব। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা আৰু অংশীদাৰৰ মাজত লাভৰ বিতৰণ দেখুওৱা যদিহে 2006 বছৰটোত লাভৰ পৰিমাণ— (i) 250000 টকা (ii) 3,60,000 টকা।

(উত্তৰ : (i) A ৰ লাভৰ 90,000 টকা B ৰ লাভ 1,00,000 টকা আৰু C ৰ লাভ 60,000 টকা।

(ii) A ৰ লাভ 1,44,000 টকা, B ৰ লাভ 1,44,000 টকা আৰু C ৰ লাভ 72,000 টকা।)

33. অশোক, ব্ৰিজেশ আৰু চিনা 2 : 2 : 1 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। অশোক আৰু ব্ৰিজেশে, চিনাক প্ৰতিশ্ৰুতি দিয়ে যে কোনো বছৰত তেওঁ 20,000 টকাৰ কম নেপাৰ। 31 মার্চ 2009 তাৰিখত অন্ত পৰা বছৰত প্ৰকৃত লাভৰ পৰিমাণ 70,000 টকা। লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা।

(উত্তৰ : লাভ : অশোক 25,000 টকা, ব্ৰিজেশ 25,000 টকা আৰু চিনা 20,000 টকা।)

34. ৰাম, মোহন আৰু চৌহান তিনিজন অংশীদাৰ। তেওঁলোকৰ যথাক্রমে মূলধন 5,00,000 টকা, 2,50,000 টকা আৰু 2,00,000 টকা। বছৰি 10% মূলধনৰ ওপৰত সুদ দিয়াৰ পিচত লাভ তলত দিয়া ধৰণে বিতৰণ কৰা হয়—

ৰাম  $\frac{1}{2}$ , মোহন  $\frac{1}{3}$  আৰু চৌহান  $\frac{1}{6}$ । কিন্তু ৰাম আৰু মোহনে প্ৰতিশ্ৰুতি দিয়ে যে চৌহানে কোনো

বছৰত 25,000 টকাতকৈ কম লাভ নেপাব। মূলধনৰ ওপৰত সুদ ধাৰ্য কৰাৰ আগত 31 মাৰ্চ 2009 চনত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ 2,00,000 টকা। লাভৰ বিতৰণ দেখুওৱা।

(উত্তৰ : লাভ-ৰাম : 48,000 টকা, মোহন 32,000 টকা আৰু চৌহান 25,000 টকা।)

35. A, B আৰু C তিনিজন অংশীদাৰ। তেওঁলোকে 3 : 2 : 1 অনুপাতত লাভ বণ্টন কৰে। চুক্তি অনুসৰি—

- (i) C ক প্ৰতিশ্ৰুতি দিয়া হয় যে তেওঁ অতিকমেও লাভৰ অংশ 15,000 টকা।
- (ii) B যে প্ৰতিশ্ৰুতি দিয়ে যে মুঠ তেওঁ উপাৰ্জন কৰা মাচুল আগৰৰ পাঁচ বছৰ গড় মাচুলৰ সমান, যেতিয়া তেওঁ অকলে ব্যৱসায় চলায় (25,000 টকা)। 31 মাৰ্চ 2007 চনত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ 75,000 টকা। প্ৰতিষ্ঠানৰ বাবে B যে উপাৰ্জন কৰা মাচুলৰ পৰিমাণ 16,000 টকা।  
লাভ-লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা (উপৰোক্ত প্ৰভাৱ সমূহ দেখুৱায়)

(উত্তৰ : লাভৰ পৰা স্থানান্তৰ- A ৰ মূলধনলৈ 41400 টকা, B লৈ 27600 টকা আৰু C লৈ 15,000 টকা।)

#### অতীত সংযোজন

36. X, Y আৰু Z ৰ 31 মাৰ্চ 2006 তাৰিখত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ আছিল 60,000 টকা। আৰু ইয়াক অংশীদাৰসকলৰ মাজত 3 : 1 : 1 অনুপাতত বিতৰণ কৰা হয়। দেখা যায় যে তলত দিয়া লেনদেনসমূহ হিচাপ বহীত লিখা নহয়—

- (i) মূলধনৰ ওপৰত সুদ বছৰি 5%
- (ii) আহৰণৰ ওপৰত সুদ X : 700 টকা, Y : 500 টকা আৰু Z : 300 টকা।
- (iii) অংশীদাৰৰ দৰমহা X : 1000 টকা আৰু Y : 1500 টকা বছৰি।

অংশীদাৰসকলৰ মূলধন যথাক্ৰমে X : 1,00,000 টকা, Y : 80,000 টকা, আৰু Z : 60,000 টকা।  
সংযোজন প্ৰৱিষ্টি লিপিবদ্ধ কৰা।

(উত্তৰ : X (ডে.) 2700 টকা, Y (ক্রে.) 2600 টকা আৰু Z (ক্রে.) 100 টকা।)

37. হেৰি, পোটাৰ আৰু আলিয়ে কেবাৰছৰ পৰা 2 : 2 : 1 অনুপাতত লাভ বিতৰণ কৰি ব্যৱসায় চলায়। আলিয়ে হেৰি আৰু পোটাৰৰ সৈতে সমান লাভ পোৱাৰ ইচ্ছা প্ৰক্ৰিয়া কৰে আৰু লাভ-লোকচানৰ অনুপাত যোৱা তিনি বছৰৰ পৰা পৰিৱৰ্তন কৰাৰ ইচ্ছা প্ৰকাশ কৰে। হেৰি আৰু পোটাৰ এই বিষয়ে সন্মত হয়। যোৱা তিনিবছৰৰ লাভৰ পৰিমাণ আছিল—

2003 – 04 = 22,000 টকা

2004 – 05 = 24,000 টকা

2005 – 06 = 29,000 টকা

এটি সংযোজন প্ৰৱিষ্টিৰ জৰিয়তে লাভৰ সংযোজন দেখুওৱা।

(উত্তৰ : হেৰি (ডে.) 5,000 টকা, পোটাৰ (ডে.) 5,000 টকা আৰু আলি (ক্রে.) 10,000 টকা।)

38. মানু আৰু সৃষ্টি 3 : 2 অনুপাতত লাভ বণ্টনকাৰী অংশীদাৰ। 31 মাৰ্চ 2006 তাৰিখত প্ৰতিষ্ঠানৰ উদ্বৃত্ত পত্ৰ তলত দিয়া ধৰণৰ—

| দেনা          | টকা           | সম্পত্তি          | টকা           |
|---------------|---------------|-------------------|---------------|
| মানুৰ মূলধন   | 30,000        | আহৰণ              |               |
| সৃষ্টিৰ মূলধন | 10,000        | মানু              | 4000          |
|               |               | সৃষ্টি            | 2000          |
|               |               | অন্যান্য সম্পত্তি | 34,000        |
|               | <b>40,000</b> |                   | <b>40,000</b> |

31 মাৰ্চ 2006 তাৰিখত অন্ত পৰা বছৰৰ বাবে লাভৰ পৰিমাণ 5,000 টকা যাক চুক্তিবদ্ধ অনুপাতত বিতৰণ কৰা হৈছিল। কিন্তু পিচত মূলধনৰ ওপৰত সুদ বছৰি 5% আৰু আহৰণৰ ওপৰত সুদ বছৰি 6% ধাৰ্য কৰাৰ সিদ্ধান্ত লোৱা হয়। আহৰণৰ ওপৰত সুদ গড়ে 6 মাহৰ গণনা কৰা হয়। সংযোজন প্ৰিষ্ঠি লিপিবদ্ধ কৰা।

(উত্তৰ : মানু (ডেঃ) 288 টকা আৰু সৃষ্টি (ক্রঃ) 288 টকা।)

39. 31 মাৰ্চ 2009 তাৰিখত লাভ, আহৰণ ইত্যাদিৰ সংযোজন কৰাৰ আগেয়ে A, B আৰু C ৰ মূলধন যথাক্রমে 80,000 টকা, 60,000 টকা আৰু 40,000 টকা। ইয়াৰ পিছত দেখা যায় যে মূলধনৰ ওপৰত সুদ আৰু আহৰণৰ ওপৰত সুদ বাদ পৰি যায়।

অংশীদাৰসকলে মূলধনৰ ওপৰত বছৰি 5% হিচাপে সুদ পায়। বছৰটোত আহৰণৰ পৰিমাণ A- 20,000 টকা, B- 15000 টকা আৰু C. 9,000 টকা। আহৰণৰ ওপৰত সুদ A-500 টকা, B-360 টকা আৰু C-200 টকা। বছৰটোত প্ৰকৃত লাভৰ পৰিমাণ 1,20,000 টকা। লাভ-লোকচানৰ অনুপাত 3 : 2 : 1। সংযোজন প্ৰিষ্ঠি লিপিবদ্ধ কৰা।

(উত্তৰ : A (ডেঃ) 570 টকা, B (ক্রঃ) 10 টকা, C (ক্রঃ) 560 টকা।)

40. A আৰু B দুজন সম অংশীদাৰ। তেওঁলোকৰ মূলধন যথাক্রমে 40,000 টকা আৰু 80,000 টকা। বছৰটোত হিচাপ প্ৰস্তুত কৰাৰ সময়ত দেখা যায় যে চুক্তিমতে উল্লেখ থকা বছৰি সুদ 5% মূলধন হিচাপলৈ ক্ৰেডিট কৰা নহয়। সিদ্ধান্ত লোৱা হয় যে পিছৰ বছৰৰ আৰঙ্গণিত সংযোজন প্ৰিষ্ঠি লিপিবদ্ধ কৰা হ'ব।

আৱশ্যকীয় জাৰেদা প্ৰিষ্ঠি লিপিবদ্ধ কৰা।

(উত্তৰ : A (ডেঃ) 1000 টকা আৰু B (ক্রঃ) 1000 টকা।)

41. সবিতা আৰু প্ৰদীপ দুজন অংশীদাৰ। তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত 3 : 2। তেওঁলোকে চন্দনক পৰিচালক হিচাপে 750 টকা মাহিলি দৰমহাত নিয়োগ প্ৰদান কৰে। চন্দনে 20,000 টকা

জমা থয়। যাবে বছৰি 9% সুদ পরিশোধযোগ্য। 2001 চনৰ অন্তত চন্দনক অংশীদাৰ হিচাপে ভতি কৰা সিদ্ধান্ত লোৱা হয় আৰু 1 জানুৱাৰী 2002 ৰ পৰা  $\frac{1}{6}$  লাভৰ অংশৰ বাবে চন্দনক অংশীদাৰ হিচাপে লোৱা হ'ল। তেওঁৰ জমা, মূলধন হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ ওপৰত তেওঁ অন্য অংশীদাৰৰ দৰে বছৰি 6% কৈ সুদ পায়। মূলধনৰ ওপৰত সুদ কাৰ্য্যৰ পিছত প্ৰতিষ্ঠানৰ লাভ তলত দিয়া ধৰণৰ :

|      |                    |
|------|--------------------|
| 2001 | লাভ = 59,000 টকা   |
| 2002 | লাভ = 62,000 টকা   |
| 2003 | লোকচান = 4,000 টকা |
| 2004 | লাভ = 78,000 টকা   |

উপৰোক্ত সংযোজন দেখুৱাই জাবেদা প্ৰিৱিষ্টি লিপিবদ্ধ কৰা।

(উত্তৰ : সবিতা (ডে.) 360 টকা, প্ৰদীপ (ডে.) 240 টকা আৰু চন্দন (ক্ৰে.) 600 টকা।)

42. মোহন, বিজয় আৰু অনিল তিনিজন অংশীদাৰ। তেওঁলোকৰ যথাক্রমে মূলধনৰ উদ্বৃত্ত 30,000 টকা, 25,000 টকা, আৰু 20,000 টকা। এই উদ্বৃত্ত পাৱলৈ, 31 মাৰ্চ 2007 ত 24,000 টকা লাভ, লাভ-লোকচানৰ অনুপাতত বিতৰণ কৰা হয়।

বছৰটোত আহৰণ যথাক্রমে মোহন 5000 টকা, বিজয় 4000 টকা আৰু অনিল 3000 টকা।

তলত দিয়া বিয়য়সমূহ বাদ পৰি যায় —

- (a) মূলধনৰ ওপৰত সুদ বছৰি 10% হিচাপে ধাৰ্য কৰা নহয়।
- (b) আহৰণৰ ওপৰত সুদ মোহন 250 টকা, বিজয় 200 টকা, আৰু অনিল 150 টকা যিবোৰ হিচাপ বহীত লিখা নহয়।

শুধৰণি জাবেদা প্ৰিৱিষ্টি লিপিবদ্ধ কৰা।

(উত্তৰ : অনিলৰ মূলধন ডেবিট 450 টকা আৰু মোহনৰ মূলধন ক্ৰেডিট 450 টকা।)

43. A, B আৰু C ৰ স্থিৰ মূলধন 10,000 টকা, 8,000 টকা আৰু 6,000 টকা। চুক্তিমতে তেওঁলোকক বছৰি 5% হাৰে মূলধনৰ ওপৰত সুদ প্ৰদান কৰা হয়। কিন্তু যোৱা তিনিবছৰে এই বিষয়ে কোনো প্ৰিৱিষ্টিৰ লিপিবদ্ধ কৰা নহয়। লাভ-লোকচানৰ অনুপাত তলত দিয়া ধৰণৰ থাকে —

| বছৰ  | A | B | C |
|------|---|---|---|
| 2004 | 4 | 3 | 5 |
| 2005 | 3 | 2 | 1 |
| 2006 | 1 | 1 | 1 |

চতুৰ্থ বছৰৰ আৱস্থাগতি আৱশ্যকীয় আৰু সংযোজন প্ৰিৱিষ্টি লিপিবদ্ধ কৰা।

(উত্তৰ : A ডেবিট 200 টকা, B ক্ৰেডিট 100 টকা আৰু C ক্ৰেডিট 100 টকা।)

44. দিনকর আৰু ৰবিন্দৰ দুজন অংশীদাৰ। তেওঁলোকৰ লাভৰ অনুপাত ২ : ১। তলত ৩১ ডিচেম্বৰ ২০০৯ তাৰিখত হিচাপৰ উদ্বৃত্তসমূহ দিয়া হ'ল—

| বিৱৰণ                       | ডেবিট<br>(টকা) | ক্রেডিট<br>(টকা) |
|-----------------------------|----------------|------------------|
| মূলখন                       |                |                  |
| দিনকর                       |                | 2,35,000         |
| ৰবিন্দৰ                     |                | 1,63,000         |
| আহৰণ                        |                |                  |
| দিনকর                       | 6,000          |                  |
| ৰবিন্দৰ                     | 5,000          |                  |
| আৰস্তগি মজুত                | 35,100         |                  |
| ক্ৰয় আৰু বিক্ৰয়           | 2,85,000       | 3,75,800         |
| ক্ৰয়জনিত পৰিবহণ ব্যয়      | 2,200          |                  |
| ফিৰৎ                        | 3,000          | 2,200            |
| মনোহাৰী                     | 1200           |                  |
| মজুৰি                       | 12500          |                  |
| প্ৰাপ্য বিল আৰু প্ৰদেয় বিল | 45000          | 32000            |
| বাট্টা                      | 900            | 400              |
| দৰমহা                       | 12,000         |                  |
| ভাড়া আৰু কৰ                | 18,000         |                  |
| বীমা কিস্তি                 | 2,400          |                  |
| ডাক ব্যয়                   | 300            |                  |
| বিভিন্ন ব্যয়               | 1100           |                  |
| কমিশন                       |                | 3200             |
| দেনাদাৰ আৰু পাওনাদাৰ        | 95,000         | 40,000           |
| ভৱন                         | 1,20,000       |                  |
| যন্ত্ৰপাতি                  | 80,000         |                  |
| বিনিয়োগ                    | 1,00,000       |                  |

|                               |                |                |
|-------------------------------|----------------|----------------|
| আচবাৰ                         | 26,000         |                |
| অনুদ্বাৰণীয় দেনা             | 2000           |                |
| অনুদ্বাৰণীয় ভৱিষ্যৎ ব্যৱস্থা |                | 4600           |
| ঋণ                            |                | 35,000         |
| আইনগত ব্যয়                   | 200            |                |
| হিচাপ পৰীক্ষণ ব্যয়           | 1800           |                |
| নগদ হাতে জমা                  | 13,500         |                |
| বেংক উন্নত                    | 2,3000         |                |
|                               | <b>891,200</b> | <b>891,200</b> |

31 ডিচেম্বৰ 2009 তাৰিখত অন্ত পৰা বছৰৰ বাবে তলত দিয়া সংযোজন কৰি চূড়ান্ত হিচাপ প্ৰস্তুত কৰা :

- (a) 31 ডিচেম্বৰ 2009 তাৰিখত মজুত পণ্য 42,500
- (b) দেনাদাৰৰ ওপৰত 5% অনুদ্বাৰণীয় দেনাৰ বাবে ভৱিষ্যৎ ব্যৱস্থা কৰা
- (c) অপ্রদত্ত ভাড়া 1600 টকা
- (d) অপ্রদত্ত মজুৰি 1200 টকা
- (e) মূলধনৰ ওপৰত সুদ বছৰি 4% আৰু আহৰণৰ ওপৰত সুদ বছৰি 6% ধৰা হয়।
- (f) দিনকৰ আৰু ৰবিন্দৰে বছৰেকীয়া দৰমহা 2000 টকাকৈ পায়।
- (g) ৰবিন্দৰে কমিছন 1500 টকা পায়।
- (h) ভৱনৰ ওপৰত 4%, যন্ত্ৰপাত্ৰৰ ওপৰত 6% আৰু আচবাৰৰ ওপৰত 5% অৱক্ষয় ধাৰ্য কৰিব লাগে।
- (i) ঋণৰ ওপৰত অপ্রদত্ত সুদ 350 টকা

(উন্নৰ : মুঠ লাভ 81500 টকা, প্ৰকৃত লাভ 32,200 টকা, দিনকৰৰ মূলধন 247627 টকা, ৰবিন্দৰ মূলধন 171573 টকা, উন্নত পত্ৰ যোগফল 529350 টকা।)

45. কাজল আৰু চানী দুজন অংশীদাৰ। তেওঁলোকৰ লাভ-লোকচানৰ অনুপাত  $3:2$ । 31 মাৰ্চ 2006  
তাৰিখত অন্ত পৰা বছৰৰ বাবে হিচাপবহীৰ পৰা তলত দিয়া উন্নতসমূহ লোৱা হ'ল—

| বিরুণ                       | ডেবিট<br>(টকা) | ক্রেডিট<br>(টকা) |
|-----------------------------|----------------|------------------|
| মূলধন                       |                |                  |
| কাজল                        |                | 1,15,000         |
| চানী                        |                | 91,000           |
| চলিত হিচাপ                  |                |                  |
| কাজল                        |                | 4,500            |
| চানী                        | 3200           |                  |
| আহরণ                        |                |                  |
| কাজল                        | 6000           |                  |
| চানী                        | 3000           |                  |
| আৰস্তগি মজুত                | 22700          |                  |
| ত্ৰয় আৰু বিক্ৰয়           | 1,65,000       | 2,35,800         |
| ত্ৰয়জনিত পৰিবহণ ব্যয়      | 1200           |                  |
| ফিৰৎ                        | 2000           | 3200             |
| ছপা আৰু মনোহাৰী             | 900            |                  |
| মজুৰি                       | 5500           |                  |
| প্রাপ্য বিল আৰু প্ৰদেয় বিল | 25,000         | 21,000           |
| বাটা                        | 400            | 800              |
| দৰমহা                       | 6000           |                  |
| ভাড়া                       | 7200           |                  |
| বীমা কিস্তি                 | 2000           |                  |
| অৱণ খৰচ                     | 700            |                  |
| বিভিন্ন ব্যয়               | 1100           |                  |
| কমিছন                       |                | 1600             |
| দেনাদাৰ আৰু পাওনাদাৰ        | 74,000         | 78,000           |
| ভৱন                         | 85,000         |                  |
| যন্ত্ৰপাতি                  | 70,000         |                  |

|                         |                 |        |                 |
|-------------------------|-----------------|--------|-----------------|
| মটবগাড়ী                | 60,000          |        |                 |
| আচবাব                   | 15,000          |        |                 |
| অনুদ্বারণীয় দেনা       | 1500            |        |                 |
| অনুদ্বারণীয় দেনা পুঁজি |                 | 2200   |                 |
| খাণ                     |                 | 25,000 |                 |
| আইনগত ব্যয়             | 300             |        |                 |
| হিচাপ পরীক্ষণ ব্যয়     | 900             |        |                 |
| নগদ হাতে জমা            | 7500            |        |                 |
| বেংক জমা                | 12,000          |        |                 |
|                         | <b>5,78,100</b> |        | <b>5,78,100</b> |

তলত দিয়া সংযোজন সহকারে 31 মার্চ 2006 তারিখত অন্ত পরা বছরের বাবে চূড়ান্ত হিচাপ প্রস্তুত করা

- (ক) সামৰণি মজুত 37500 টকা।
- (খ) অনুদ্বারণীয় দেনা 3000 টকা। দেনাদারৰ ওপৰত 5% কৈ অনুদ্বারণীয় দেনা পুঁজি গঠন কৰিব লাগে।
- (গ) অপ্রদত্ত মজুরি 2200 টকা।
- (ঘ) মূলধনৰ ওপৰত 6% বছৰি হাবে সুদ ঘোষণা কৰা হয় আৰু আহৰণৰ ওপৰত বছৰি 5% হাবে সুদ ধাৰ্য কৰা হয়।
- (ঙ) অগ্ৰীম প্ৰদত্ত ভাড়া 1200 টকা।
- (চ) কাজলে বছৰি 1500 টকা দৰমহা পায়
- (ছ) অগ্ৰীম প্ৰদত্ত বীমা ব্যয় 500 টকা।
- (জ) ভৱন 4%, যন্ত্ৰপাতি 5%, মটবগাড়ী 10% আৰু আচবাব 5% অৱক্ষয় ধাৰ্য কৰিব লাগে।
- (ঝ) 20 জানুৱাৰী, 2006 তারিখত 7000 টকাৰ সামগ্ৰী অগ্ৰিকাণ্ডৰ ফলত নষ্ট হয়। বীমা কোম্পানীয়ে সম্পূৰ্ণ নিষ্পত্তিৰ বাবে 500 টকাৰ দাবী মঞ্চুৰ কৰে।

(উত্তৰ : মুঠ লাভ 84900 টকা, প্ৰকৃত লাভ 48000 টকা, কাজলৰ চলিত হিচাপ 27369 টকা, চানীৰ চলিত হিচাপ 12931 টকা, উদ্বৃত্ত পত্ৰৰ যোগফল 372500 টকা)

**কি বুজিলা চোরার উত্তর**

**কি বুজিলা চোরা—I**

1. (i) অবৈধ (ii) অবৈধ (iii) বৈধ (iv) অবৈধ
2. (i) শুন্দ (ii) শুন্দ (iii) শুন্দ (iv) অশুন্দ (v) অশুন্দ (vi) অশুন্দ

**কি বুজিলা চোরা—II**

1. (i) খণ্ড ওপরত সুদ দিয়া হ'ব বছৰি 6%  
 (ii) মূলধনৰ ওপৰত কোনো সুদ দিয়া নহয় আৰু আহৰণৰ ওপৰত সুদ ধাৰ্য কৰা নহয়।  
 (iii) অংশীদাৰক দৰমহা আৰু কমিছন দিয়া নহয়।  
 (iv) লাভ সমানভাবে বিতৰণ কৰিব লাগিব।
2. লাভ ৰীমা 3,87,500 টকা আৰু ৰমন 3,87,500 টকা।

**কি বুজিলা চোরা—III**

1. মূলধনৰ সুদ ৰাণী 9600 টকা, চুমন 7200 টকা।
2. (a) লাভ : প্ৰিয়া 78,750; কাজল 47,250 টকা  
 (b) লাভ : নাই (শুন্য); মূলধনৰ সুদ প্ৰিয়া 47,250 টকা, কাজল 78,750 টকা।